

# সমাজডাশাবিজ্ঞান

ড° বিশ্বজিৎ দাস



# সমাজভাষাবিজ্ঞান

~~পৰিৱে~~ KOHA  
Mahesh Ch. Dev Goswami Library  
Nowgong Girls' College

ড° বিশ্বজিৎ দাস

Books and Beyond



Samajbhashabignan, a reference book on sociolinguistics  
written by Dr Biswajit Das, Cotton College State University and  
published by Books and Beyond, Nagaon, Assam.

ISBN: 978-93-84679-17-0

৪৬।৩।৫২ । ৮.৪৯

গ্রন্থসম্পর্ক: লেখকৰ

প্রথম প্রকাশ: ১৬ বহাগ, ২০১৫

প্রচ্ছদ: হেমন্ত কুমাৰ বৰা

মূল্য : ২০০.০০ টকা

সমাজভাষাবিজ্ঞানৰ পৰিসৰ বিস্তৃত। ইয়াক থাওকতে আলোচনা কৰা সহজ নহয়। 'সমাজভাষাবিজ্ঞান' বিষয়ক পুথি এখনৰ অভাৱ অনুভৱ কৰিয়েই কাম আৰম্ভ কৰিছিলোঁ। কিন্তু, ইয়াত সকলো বিষয়ৰ পুঞ্চানুপুঞ্চ আলোচনা সমিষ্ট হোৱা নাই। পৰৱৰ্তী সময়ত বিস্তৃতভাৱে সকলো দিশ সামৰি পোৱাৰ চেষ্টা কৰিম।

ছ্যাত্-ছাত্ৰীৰ তিলমানো সহায় হ'লৈই মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।  
লগতে, বিজ্ঞনৰ পৰামৰ্শও অধীৰ আগ্রহেৰে অপেক্ষা কৰিলোঁ।

ড° বিশ্বজিৎ দাস  
অসমীয়া বিভাগ  
কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়,  
গুৱাহাটী-১

মুদ্রকঃ অজন্তা প্ৰেছ, নগাঁও

## **বিষয়সূচী**

**ভাষা, সমাজ আৰু সংস্কৃতি ৭**

**সমাজভাষাবিজ্ঞান ১০**

সমাজভাষাবিজ্ঞান অধ্যয়নৰ আৰঙ্গণি, সমাজভাষাবিজ্ঞানৰ মৎজ্ঞা

সমাজভাষাবিজ্ঞানৰ বিষয়বস্তু, ভাষিক ভিন্নতাৰ কাৰণ;

সমাজভাষাবিজ্ঞানৰ ভাগ, সমাজভাষাবিজ্ঞান আৰু ভাষাৰ সমাজতত্ত্বৰ

পাৰ্থক্য, সমাজভাষাবিজ্ঞান আৰু উপভাষাৰ পাৰ্থক্য, নৃভাষাবিজ্ঞান

আৰু সমাজভাষাবিজ্ঞান

**ভাষা আৰু সামাজিক শ্ৰেণী ৩৩**

সামাজিক শ্ৰেণীগত উপভাষা,

সামাজিক জাতিগত উপভাষা

সামাজিক শ্ৰেণীগত উপভাষা আৰু সামাজিক জাতিগত উপভাষাৰ  
মাজত পাৰ্থক্য;

**ভাষা আৰু লিঙ্গজ্ঞে ৪৪**

**ভাষিক যোগাযোগ ৬৭**

ধ্বনিধিকতা ৬৯

ডাইল্ফ্যাচুয়া ৭৮

ভাষা সংক্ষিপ্ত ৮৮

ভাষা মিশ্রণ ৯৬

পিজিন, ক্রেওল আৰু ভাষাবিজ্ঞান ১০০

ভাষা পরিবর্তন ১১২

ভাষা-বিলুপ্তি ১১৭

সংকটগ্রস্ত বা বিপন্ন ভাষা ১২১

ভাষা আৰু ধৰ্ম ১৩২

অমাৰ্জিত বা কচিহীন শব্দ (Slang word) ১৩৫

নিষিদ্ধ বা টেবু শব্দ (Taboo word) ১৪৬

গ্রন্থপঞ্জী ১৫৩

## ভাষা, সমাজ আৰু সংস্কৃতি

মানুহৰ উৎকৰ্মতাৰ মূলতে হ'ল ভাষা। এই ভাষাৰ লগত অৱশ্যে ভাৰ জড়িত হৈ আছে। ভাৰ আছে কাৰণেই ভাষা আছে, ভাষা আছে বাবেই ব্যক্তি কৰিব পাৰি। মানুহৰ বিকাশ আৰু উত্তোলন ইতিহাস ভাৰ আৰু ভাষাৰ মাজতথে কেৱল ব্যক্তি আৰু ব্যক্তি হৈ আছে। মানুহে কথা ক'বলৈ আৰঙ্গ কৰাৰ পৰা এতিয়ালৈকে এক দীঘলীয়া ইতিহাস। সময়, সমাজ পৰিৱৰ্তনৰ লগে লগে ভাষাও গ্ৰন্থাঙ্ক পৰিৱৰ্তিত হৈ আহিছে।

ভাষা আৰু সমাজ পৰম্পৰা সম্পর্কযুক্ত। ভাষা আহৰণ এক সামাজিক প্ৰক্ৰিয়া আৰু এই সামাজিক প্ৰক্ৰিয়াত সমাজ একোখনক প্ৰভাৱাত্মিত কৰা কেতোৰে কাৰক থাকে। এই কাৰকৰোৰ সামাজিক পৰিৱেশ অনুযায়ী, ব্যক্তিৰ সামাজিক স্থিতি অনুযায়ী, শিক্ষা-দীক্ষা অনুযায়ী, বৃত্তি অনুযায়ী, ক্ষমতা অনুযায়ী, লিঙ্গেদে অনুসৰি বেলেগ বেলেগ হয়। সমাজ হ'ল, কোনো দল বা সমূহৰ সমষ্টি যিয়ে কোনো বিশেষ উদ্দেশ্যৰে সংঘবন্ধ হৈ থাকে। আনহাতে ভাষা হৈছে, কোনো নিৰ্দিষ্ট সম্প্ৰদায়ে বৰহণৰ কৰা মৌখিক অভিব্যক্তিৰ মাধ্যম। কেতিয়াৰা অৱশ্যে এই মাধ্যম কোনো সম্প্ৰদায়ৰ ভিতৰতে আবদ্ধ নাথাকি সমূহীয়া কাৰ্য চলাবলৈ দেশ দেশান্তৰ অতিক্ৰম কৰিব পাৰে বা আন কোনো সম্প্ৰদায়ৰো মনৰ ভাৰ বাঞ্ছ কৰাৰ মাধ্যম হৈ পৰিব পাৰে।

ভাষাৰ দ্বাৰা কেৱল মনৰ অভিব্যক্তিয়ে ব্যক্তি নহয়, ব্যক্তি হয় বক্তৃৰ সামাজিক জীৱনৰ প্ৰতিচ্ছবিও। সমাজ একোখনৰ সংস্কাৰসমূহ ভাষাৰ লগত নিবিড়ভাৱে জড়িত হৈ থাকে। সেয়ে, ভাষা-ব্যৱহাৰৰ জৰিয়তে বক্তৃৰ সংস্কাৰ, তেওঁ প্ৰতিনিধিৎ কৰা সমাজজনৰ পৃষ্ঠভূমি ব্যক্তি হয়।

সাধাৰণ অর্থতঃ, ‘সমাজ হ’ল মানৱ জীৱনৰ সামগ্ৰিক ৰূপ’ (‘Society’ is a universal condition of human life.) Encyclopedia of Social and Cultural Anthropology, p-775। মানুহ হিচাপে আমি সমাজৰ অংশীদাৰ হৈয়ে থাকোঁ। সেয়ে ‘সমাজ’ শব্দটোৱে মানৱীয় অৱস্থাৰ প্ৰণালীক নিৰ্দেশ কৰে। আকো, কোনো বিশেষ একোটা দল বা সমূহে একেলগে বিশেষ একোটা ধৰণৰে বাস কৰে, সেয়েই আমি ভিন্ন ভিন্ন সমাজ প্ৰত্যক্ষ কৰোঁ। ভিন্ন ভিন্ন সমাজ বুলিলে দল বা সমূহৰ জীৱন-ধাৰণ প্ৰণালী সুকীয়া আৰু মানক (norms) ভিন্ন। অথচ, সমাজ কেতোৰ মানক বা norms-ৰ ধাৰাই পৰিচালিত। পৰিৱেশ, সময়, স্থানানুসৰি মানকবোৰৰ মাজত তফাত পৰিলক্ষিত হয়। লেভি স্ট্রুছে এই কথাটোকেই কৈছে এনেদৰে—

‘The rules of different human societies vary in time and space, but there are rules of some sort everywhere.’

আকো, মানৱীয় আচৰণৰ বুনিয়াদ হিচাপেও আমি সমাজক লক্ষ্য কৰিব পাৰোঁ। কাৰণ, জন্মৰ পাৰ্হৰ পৰাই ব্যক্তি সমাজৰ অংশীদাৰ হৈ পৰে।

সমাজ একোখন গঠন ব্যক্তিৰ সমষ্টিৰে বা জনসমূহেৰে। এই জনসমূহে সমূহীয়াকৈ কেতোৰ নিৰ্ধাৰিত মানক (norms) তৈয়াৰ কৰি সমাজ পাতি বাস কৰে। আকো, জনসমূহৰ উৎকৰ্ষিত চেতনাই সংস্কৃতি। একে আধাৰে কথায়িনি এনেধৰণেও ক’ব পাৰি—

‘All human societies have a culture and culture can only exist where there is a society.’

ইয়ে ব্যক্তি কৰে, সমাজ আৰু সংস্কৃতিৰ সম্পর্ক নিবিড়, এৰাব নোৱৰা। ভাষা সাংস্কৃতিক প্ৰকাশ। বক্তাৰ সাংস্কৃতিক পৃষ্ঠভূমিয়ে ভাষাৰ গঠনত প্ৰভাৱ পেলায় আৰু লগতে ভাৰ-চিঙ্গা, আচৰণক প্ৰভাৱিত কৰে।

ভাষাৰ কাৰ্য যদিও ব্যক্তি কৰা তথাপি ই কিঞ্চি কেৱল ‘ব্যক্তি’ৰ মাজতে সীমাবদ্ধ নাথাকে। ‘ব্যক্তি বাণী’ৰ জৰিয়তে সামাজিক মৰ্যাদা, ক্ষমতা, বুদ্ধিমুণ্ডা প্ৰকাশ পায়। কেৱল ইমানেই নহয়, বৰ্তমানে ভাষা পুঁজিবাদী অৰ্থনীতিৰ এটা প্ৰধান উপকৰণ আৰু বিপনন প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অঙ্গ। সাংস্কৃতিক পৰিমিশণৰ সমাজভাষাবিজ্ঞান।।৮।।

মাজেৰে মানুহ যিদৰে এই সাংস্কৃতিক (multi-cultural) হৈ পৰিহে ভাষাৰ মাজতে প্ৰতিফলিত হৈছে বৎভাৱিক রূপ। অৰ্থাৎ, এটা কথোপকথনতে ভিন্ন ভাষাৰ শব্দ, শব্দাংশ, বাক্যাংশ বা বাক্য।

ইংৰাজী ভাষাৰ ক্ষেত্ৰে দেখা পোৱা আন এটা পৰিধটনা— পুঁজিবাদী বিশ্বায়নে ইংৰাজী ভাষাক কৰি তুলিছে গ্ৰ'বেল ভাষা (global language), একে সময়তে ইংৰাজী ভাষাৰ জৰিয়তে স্থানীয় সংস্কৃতিৰ প্ৰকাশৰ ফলত সৃষ্টি হৈছে স্থানীয় ইংৰাজীৰ (local English)। ইংৰাজী ভাষা শিক্ষাৰ মাধ্যম, মৰ্যাদাৰ প্ৰতীক হৈ পৰাৰ লগতে নিয়োগৰ পৰ্যাপ্ত সুবিধাই মধ্যাবিও, নিম্ন মধ্যাবিওক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এনে পৰিধটনাই অৱশ্যে ইংৰাজী ভাষাৰ আগ্ৰামৰ কথাক প্ৰতিফলিত কৰে। ফলত স্থানীয় ভাষাসমূহ বিপৰণ হৈছে। ইংৰাজী ভাষাক সেয়ে killer language হিচাপে অভিহিতও কৰা হৈছে। ॥

## সমাজভাষাবিজ্ঞান

ইংরেজী Sociolinguistics শব্দৰ অসমীয়া পৰিভাষা হ'ল—

সমাজভাষাবিজ্ঞান। ইংরেজী শব্দটো গঠন কৰা হৈছে দুটা শব্দৰ সংযোজনেৰে—

Socio- + linguistics = Sociolinguistics

Socio- = Society (সমাজ)

linguistics = systematic study of various aspects of language. (ভাষাৰ বিভিন্ন দিশৰ পঞ্চতিগত অধ্যয়ন।)

প্ৰথমাৰহাত socio আৰু linguistics-এ মাজত হাইফেণ দি sociolinguistics শব্দটো লিখা হৈছিল যদিও পাছলৈ হাইফেণভাল আঁতৰাই এটা শব্দ হিচাপে sociolinguistics লিখাৰ পৰম্পৰা আৰম্ভ হ'ল। এই পুথিতো সেৱে এটা শব্দ হিচাপে সমাজভাষাবিজ্ঞান শব্দটো ব্যৱহাৰ কৰা হৈছে।

Sociolinguistics, language and society, the sociology of language আদি অভিধা প্ৰথমাৰহাত মননসন্মনিকৈ এই পাৰম্পৰিক সম্পর্কত বিয়ৱচি বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ই অধ্যয়নৰ এনে এক ক্ষেত্ৰ য'ত ভাষাবিজ্ঞান আৰু সমাজতত্ত্ব, লগতে অন্যান্য মানৱ বিজ্ঞান একত্ৰিত হৈ ভাষাৰ কথিত এণ্ড আৰু অন্য মানৱীয় আচৰণৰ অধ্যয়ন কৰে। অৱশ্যে, সমাজভাষাবিজ্ঞানৰ অধ্যয়নৰ পৰম্পৰা বৰ পুৰণি নহয়। তথাপি সমাজভাষাবিজ্ঞানে সামৰি লোৱা বিষয়ৰ বিশৃঙ্খলাৰ বাবে এটা নিৰ্দিষ্ট সূত্ৰ নিৰ্ণয় কৰা কঢ়িন হৈ পৰিছে।

'The term 'sociolinguistics' means many things to many people, and of course no one has a patent on its definition.'

কোনো এক বিশেষ জনসমষ্টিৰ সামুহিক জীৱন যাপনৰ শ্ৰেষ্ঠ মাধ্যম হ'ল ভাষা। ভাষা আৰু সমাজ কোনোটোৱে এটাক বাদ দি আনটো জীয়াই থাকিব নোৱাৰে। এই ভাষাৰ লগত সমাজৰ অঙ্গসূৰী সম্পর্ক। সাধাৰণতে একে ভাষা কোৱা সমাজ একোখনত সেই ভাষা-সম্প্ৰদায়ৰ লোকসকলে অপৰিৱৰ্তনীয় আৰু সুসংবন্ধ বৃপ্ত ভাষাটোৱ ব্যৱহাৰ কৰে বুলি ধাৰণা কৰা হয় যদিও প্ৰকৃততে ই সম্পূৰ্ণ শুন্দ নহয়। সামাজিক আৰু সাংস্কৃতিক কাৰকসমূহে ভাষা-সম্প্ৰদায় একোটোৱ ভাষা-ব্যৱহাৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। এগৰাকী ব্যক্তিয়ে নিজৰ কথা-বচতাৰ যোগেদি তেওঁৰ অজানিতেই নিজৰ বিষয়ে ভালোখণি তথ্য এৰি যায়। তেওঁ ব্যৱহাৰ কৰা শব্দ, বাক্য গঠন, প্ৰকাশভঙ্গী, সুৰ আদিয়ে ব্যক্তিগৰাকীৰ ভাষিক পটভূমিৰ আভাস দিয়ে। মানুই এজনে কথা কেনেদেৰে ক'ব, সেয়া নিৰ্ভৰ কৰিব শ্ৰোতাৰ লগত বক্তাৰ সম্পর্ক, মানুইজনৰ সামাজিক স্থিতি, পৰিৱেশ ইত্যাদিৰ ওপৰত। বক্তাৰ শিক্ষা-দীংঢ়া, বক্তাৰ বয়স, বক্তাৰ পুৰুষ নে মহিলা, বক্তাৰ সামাজিক স্থিতি, বক্তাৰ আৰ্থিক অৱস্থা আদি বক্তাৰ ভাষা-ব্যৱহাৰৰ জৰিয়তে ধাৰণা কৰিব পৰা যায়। বক্তাৰ ওপৰত সামাজিক, সাংস্কৃতিক, আৰ্থনৈতিক কাৰকসমূহৰ প্ৰভাৱৰ ফলত ভাষা-ব্যৱহাৰৰ পৰিৱৰ্তন হয়।



সামাজিক সংগঠন (social organization)সমূহে ভাষাৰ গঠনত প্ৰভাৱ পেলায়। একোখন সমাজ বিভিন্ন সামাজিক গোটৰ দ্বাৰা গঠন হয়। ভাৰতীয় সমাজ ব্যৱহাৰত তথাকথিত উচ্চ-নিম্নৰ জাতিগত ব্যৱস্থাৰ ধাৰণাই যদিবে সামাজিক বিভেদৰ সৃষ্টি কৰে, তেনেদেৰে বৰ্তমান বিশ্বায়ন বা পুঁজিবাদী অৰ্থনীতিয়ে আমাৰ দেশতো পশ্চিমীয়া সমাজত থকাৰ দৰে সামাজিক শ্ৰেণীৰ সৃষ্টি কৰিছে। পুৰুষ-

মহিলার মাজত থকা সামাজিক মর্যাদার বিভেদ, আনকি একোটা দলবে মাজতে বয়সভিত্তিক শ্রেণীবিভাগে সমাজ একোখনত দেখা যায়। সাধাৰণভাৱে অথবা কেতিয়াৰা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে দেখা যাব— প্ৰত্যেকটো শ্রেণীবিভাগৰে ভাষা-ব্যৱহাৰ সুকীয়া সুকীয়া। সমাজভাষাবিজ্ঞানী এজনে শ্রেণীভেদে ভাষা-ব্যৱহাৰৰ পাথৰ্ক্যৰ কাৰণ বুজিৰ পাৰিব লাগিব। ভাষাৰ গঠনত সামাজিক সংগঠনসমূহে পেলোৱা প্ৰভাৱসমূহ উদ্ঘাটন কৰাৰ লগতে সেইবোৰৰ বৰ্ণনা আৰু বিশ্লেষণে আগবঢ়াৰ পাৰিব লাগিব। সমাজভাষাবিজ্ঞানীজনে বুজিৰ লাগিব, বজাই ভাষাটোৰ কোনটো গঠন কেতিয়া আৰু কি পৰিস্থিতিত ব্যৱহাৰ কৰে। সমাজৰ কোনটো নিয়মানুসৰি ভাষাৰ একোটা গঠন গ্ৰহণযোগ্য হয়, আৰু কোনটো গঠন গ্ৰহণযোগ্য নহয়। কথাটো উদাহৰণেৰে সৈতে ক'লৈ এনেকুৰা হ'ব— এজন অসমীয়া ভাষী ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কথা পাতোঁতে তেওঁ ‘তই’/‘তুমি’ বা ‘আপুনি’ কোনটো ব্যৱহাৰ কৰিব সেইটো ব্যক্তিজনৰ আনজন ব্যক্তিৰ লগত সম্পৰ্ক, বয়স (অৰ্থাৎ জ্যেষ্ঠ নে কনিষ্ঠ) আৰু মর্যাদাৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰিব। ব্যক্তিজন যদি বয়োজেষ্ঠ আৰু সপ্তাস্ত (মর্যাদাৰ দিশৰ পৰা), তেন্তে ‘আপুনি’ ব্যৱহাৰ কৰিব। আকৌ, ঘনিষ্ঠ সম্পৰ্ক থাকিলে ‘আপুনি’ৰ ঠাইত বজাই ‘তুমি’ও ব্যৱহাৰ কৰিব পাৰে। মর্যাদাৰ দিশৰ পৰা নিম্ন হ'লে ‘তুমি’ বা ‘তই’ও ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ, এই সমগ্ৰ প্ৰক্ৰিয়াটো বজাৰ লগত থকা সম্পৰ্ক, মর্যাদা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ, সমাজভাষাবিজ্ঞানী এজনে এই সমগ্ৰ প্ৰক্ৰিয়াৰ আৰ্হত থকা পৰিৱেশ আৰু সামাজিক অৱস্থাক বুজিৰ পাৰিব লাগিব। সমাজভাষাবিজ্ঞানীৰ দায়িত্ব— সামাজিক সংগঠনসমূহে ভাষাৰ ওপৰত কি ধৰণে প্ৰভাৱ পেলায়, সেইটো বিশ্লেষণ কৰি দেখুওৱা। প্ৰয়োজনবোধে সমাজ-সংস্কৃতি কেন্দ্ৰিক প্ৰয়োজনীয় বিষয়বস্তুও এই আলোচনাৰ অন্তৰ্ভুক্ত হ'ব পাৰে। আকৌ, কোন কোন ক্ষেত্ৰত সামাজিক সংগঠনসমূহে ভাষাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, সেইটো দেখুৱাই দিয়াটোও সমাজভাষাবিজ্ঞানীজনৰ দায়িত্ব।

### ক্ষেত্ৰ সমাজভাষাবিজ্ঞান অধ্যয়নৰ আৰম্ভণি

ভাষাবিজ্ঞানৰ এটা শাখা হিচাপে সমাজভাষাবিজ্ঞান বিষয়টি আপেক্ষিকভাৱে

নতুন। ভাষাৰ সামাজিক দিশ, পাৰম্পৰিক প্ৰভাৱ আদিৰ আলোচনা ভাষাৰ্চাৰ লগত পোনপটীয়াভাৱে জড়িত হ'বলৈ ধৰিলে উনবিংশ শতকাব্দৰ পঞ্চাশ দশকৰ পৰা। অৱশ্যে তেতিয়ালৈ বিষয়টি sociolinguistics হিচাপে পৰিচিত হোৱা নাছিল যদিও sociolinguistics শব্দটোৰ ব্যৱহাৰ ইতিমধ্যেই হৈছিল। ১৯৩৯ চনত টমাছ চি. হাডচন (Thomas C. Hudson)-এ *Man in India* নামৰ গ্রন্থত *Socio-linguistics in India* শীৰ্ষক শিৰোনামৰে এটা প্ৰৱন্ধ লিখিছিল। ভাষাবিজ্ঞান প্ৰসঙ্গত পোনপথমে শব্দটোৰ ব্যৱহাৰ কৰে ইউজিন নিডা (Eugen Nida)ই তেওঁৰ *Morphology* নামৰ প্ৰথৰ দ্বিতীয় সংক্ৰণত। কিষ্ট, ১৯৫২ চনত Haver C. Currie-এ ‘*A Projection of Socio-linguistics: The relation of speech to social status*’ নামৰ প্ৰৱন্ধ এটা৩ sociolinguistics শব্দটো পোনপথমে ব্যৱহাৰ কৰিছিল বুলি কোৱা হয়।

সমাজভাষাবিজ্ঞানৰ গুৰুত্ব আৰু জনপ্ৰিয়তা বৃদ্ধি পায় উনবিংশ শতকাৰ যাঠিৰ দশকৰ শেষৰ ফালেহে। অৱশ্যে, উপভাষা অধ্যয়ন আৰু সংস্কৃতিৰ লগত শব্দ আৰু অৰ্থৰ সম্পৰ্ক অধ্যয়নৰ পৰম্পৰা কিন্তু নতুন বিষয় নহয়। মাত্ৰ ভাষাৰ প্ৰকৃতি আৰু সমাজৰ প্ৰকৃতিৰ আধাৰত ভাষাৰ স্বৰূপ নিৰ্ণয়ৰ দৃষ্টিভঙ্গীহে নতুন। এইখনি সময়ত বিষয়টো বিশেষকৈ sociolinguistics আৰু *sociology of Language* নামেৰেহে পৰিচিত হৈ আছিল। কিষ্ট, পাছলৈ sociolinguistics আৰু *sociology of Language* দুয়োটা সুকীয়া বিষয় বুলি স্বীকৃত হ'ল।

১৯৬৬ চনত অহিঙ্গ'-ত সমাজতাত্ত্বিকসকলৰ সমাজভাষাবিজ্ঞান বিষয়ত বছৰেকীয়া অধিৱেশন এখন অনুষ্ঠিত হৈছিল। তিনিমাহৰ পাছতে লেছ এঞ্জেলছত দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনত অংশগ্ৰহণ কৰিছিল কেইবাজনো বিখ্যাত নৃতাত্ত্বিক আৰু সমাজতাত্ত্বিকে। চার্লস আ. ফেরগুসন (Charles A. Ferguson), জচুৱা এ. ফিচুমেন (Joshua A. Fishman), হেৰেণ্ড গাৰফিল্ডকেল (Harold Garfinkel), আৰভিং গফ্মেন (Erving Goffman), জন গুম্পার্জ (John Gumperz), ডেল হাইমছ (Dell Hymes), উইলিয়াম লেবো (William Labov), হাৰ্ভি ছাকচ (Harvey Sacks), এডগাৰ প'ল'মে (Edgar Polome), লিওনাৰ্ড ছেভিট্জ (Leonard Savitz) আৰু ইমানুৱেল চিগ্লফ (Emanuel Schegloff) আছিল এই অনুষ্ঠানৰ নিম্নলিখিত অতিথি আৰু

সমাজভাষাবিজ্ঞান || ১৩ ||

ইয়াতেই প্রথম সমাজভাষাবিজ্ঞান বিষয়টোর তাত্ত্বিক দিশৰ ওপৰত আলোকপাত কৰা হৈছিল। এই সম্মিলনত পঠিত প্ৰবন্ধসমূহৰ একত্ৰ সংকলন উইলিয়াম ব্ৰাইটৰ সম্পাদনাত *Sociolinguistics* নামেৰে প্ৰকাশ পাইছিল। গ্ৰন্থখনিৰ ভূমিকাত বিষয়টিৰ মাত্ৰা (dimentions), সংজ্ঞা, সম্ভাৱনা আৰু সীমাবদ্ধতাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছিল। উইলিয়াম ব্ৰাইটে সমাজভাষাবিজ্ঞান যে ভাষাৰ আলোচনাৰ এটা নতুন দিশ, সেই কথা উন্মুক্তিৱাইছিল। ইতিমধ্যেই সমাজৰ সম্বন্ধত ভাষাৰ আলোচনা কৰা বিষয়টি ভাষাৰ সমাজতত্ত্ব (sociology of Language) নামেৰেহে পৰিচিত হৈ আহিছিল বুলি পূৰ্বতে উল্লেখ কৰা হৈছে। সমাজভাষাবিজ্ঞানৰ এজন উল্লেখযোগ্য গবেষক আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম লেৱোয়েও (William Labov) প্ৰথমে ‘sociolinguistics’ নামটো সম্বন্ধে আগতি দৰ্শনহৈছিল। তেখেতৰ মতে sociolinguistics নামটোৱেই অবান্তৰ। কাৰণ, ভাষা মাৰ্তেই সামাজিক। সমাজক বাদ দি ভাষা সম্ভৱ নহয়। সেয়ে বিকল্প হিচাপে প্ৰথমে তেখেতে ‘the Sociology of language’, ‘the ethnography of speaking’ ইত্যাদি নামৰহে পোষকতা কৰিছিল। কিন্তু, পাছলৈ লেৱোও sociolinguistics নামটোকেই সঠিক বুলি বিৱেচনা কৰি তেখেতৰ এখন গ্ৰন্থৰ নামো যেতিয়া *Sociolinguistic Patterns* দিলে, তেতিয়াৰ পৰাই sociolinguistics শব্দটো স্থায়ীভাৱে বাৰহত হ'বলৈ ধৰিলে। ভাষাবিজ্ঞানৰ অধ্যয়নৰ পৰিসীমা আৰু চিন্তা-চৰ্চাৰ গভীৰতাৰ লগে লগে সমাজভাষাবিজ্ঞান বিষয়টোৱেও অধিক গুৰুত্ব পাবলৈ আৰম্ভ কৰিলে।

## ৩. সমাজভাষাবিজ্ঞানৰ সংজ্ঞা

বৰ্তমান সময়ত সমাজভাষাবিজ্ঞানৰ আলোচনাৰ পৰিসৰ যথেষ্ট ব্যাপক। ভাষাৰ ওপৰত সামাজিক সংগঠনসমূহৰ প্ৰভাৱ, ভাষা-বৈচিত্ৰ্য, ভাষানীতি, বহুভাষিক পৰিস্থিতি, ভাষিক গোষ্ঠী একোটাই তেওঁলোকৰ ভাষাটোৰ প্ৰতি পোষণ কৰা মনোভাৱ আৰু ভাষাটোৰ বৰ্তমান স্থিতি, সাংকেতিক ভাষা আদিৰ আলোচনা সমাজভাষাবিজ্ঞানৰ প্ৰধান বিষয়বস্তু। অৱশ্যে, সময়ৰ অগ্ৰগতিৰ লগে লগে ইয়াৰ অধ্যয়নৰ পৰিসীমা বাঢ়ি গৈ আছে। ন ন বিষয়ৰ অন্তৰ্ভুক্তিয়ে সমাজভাষাবিজ্ঞানৰ অধ্যয়নক অধিক আকৰণীয় আৰু মনোজ্ঞ কৰি তুলিছে।

সেয়ে সমাজভাষাবিজ্ঞানৰ বিষয়ে মাৰ ক'ব পাৰি— সমাজভাষাবিজ্ঞান ই'ল আন্তঃসম্পর্কীয় অধ্যয়ন ভিত্তিত গচি লৈ উঠা এক বিজ্ঞানসমূহ শাখা খ'ব ভাষাবিজ্ঞান, সমাজতত্ত্ব, সামাজিক মনোবিজ্ঞান আৰু সাংস্কৃতিক গৃত্তৰ পাৰম্পৰিক সম্পর্কৰ ভিত্তিত কোনো এক নিৰ্দিষ্ট সমাজৰ ভাষাৰ অধ্যয়ন। ইয়াৰ উপৰি সামাজিক পৰিস্থিতিয়ে সৃষ্টি কৰা ভাষাৰ সমস্যাসমূহ, ভাষাৰ সামাজিক কাৰ্য আৰু সামাজিক কাৰকসমূহে ভাষাৰ ওপৰত প্ৰভাৱ বিশ্লেষণ কৰি ভাষাৰ কি কি পৰিৱৰ্তন সাধন কৰে, তাৰ আলোচনাকো সামৰি লং।

গৃত্তৰিক, সমাজবিজ্ঞানী, মনোবিজ্ঞানী আদিয়ে সমাজভাষাবিজ্ঞানৰ বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। কিন্তু, সমাজভাষাবিজ্ঞানৰ ‘সামগ্ৰিক বিষয়ক’ কোনো বিশেষ সংজ্ঞাৰ ধাৰা আবঞ্চ কৰা কঠিন। তথাপি বিভিন্ন আলোচকে আগবঢ়োৱা সংজ্ঞাৰ পৰা আমি সমাজভাষাবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু সাধাৰণভাৱে নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ আৰু পৰিৱৰ্তিত পৰিৱেশত সমাজভাষাবিজ্ঞানৰ বিষয়বস্তুৰ বৰ্ণণা পৰিসৰৰ কথাও জানিব পাৰোঁ। অৱশ্যে, সমাজভাষাবিজ্ঞানৰ বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি পাইছে যদিও ইয়াৰ মূল কথা কিন্তু সমাজৰ লগত ভাষাৰ সম্বন্ধ আৰু সেয়ে সমাজভাষাবিজ্ঞানৰ সংজ্ঞা দিওঁতে আলোচকসকলে এই কথা মন্ত বাখিয়েই সংজ্ঞা আগবঢ়াইছিল। অৰ্থাৎ, সামাজিক পৃষ্ঠভূমি আৰু ভাষাৰ সম্পৰ্ক — এই সংজ্ঞাসমূহৰ মূল বিষয়।

হাড়ছন্তৰ মতো, সমাজভাষাবিজ্ঞান ই'ল — ‘সমাজৰ সম্বন্ধত ভাষাৰ অধ্যয়ন।’

(...the study of language in relation to society.)

ডেভিড ক্ৰিস্টেলে *Encyclopedia of Language*-৩ সমাজভাষাবিজ্ঞানৰ সূত্ৰ দিছে এনেদৰে—

‘সমাজত ব্যৱহৃত ভাষাৰ গঠন আৰু কাৰ্যকৰী ব্যৱহাৰ অধ্যয়ন।’

‘The study of the interaction between language and the structures and functioning of society.’ (p.418)

Joshua A Fishman-এ *Language in Sociocultural Change* নামৰ প্ৰশ়্ত সমাজভাষাবিজ্ঞানৰ (ফিছমেনৰ মতে, ভাষাৰ সমাজতত্ত্ব) সংজ্ঞা দিছে এনেদৰে—

‘ভাষার সমাজতত্ত্ব সামাজিক সংগঠনসমূহের ভাষা-ব্যবহারের সমগ্র দিশের ওপরত আলোকপাত করে, কেবল ইমানেই নহয় ভাষা ব্যবহারকাৰীসকলৰ ভাষিক আচৰণ, ভাষা-ব্যবহাৰীসকলৰ তেওঁলোকৰ ভাষার প্রতি থকা মনোভাবৰ প্রতিও গুৰুত্ব দিয়ে।’  
*‘the sociology of language focuses upon the entire gamut of topics related to social organization of language behaviour, including not only language usage per se but also language attitude, overt behaviour toward language and toward language users.’ (A Glossary of Sociolinguistics)*

পিটাৰ ট্ৰাডগিলৰ মতে সমাজভাষাবিজ্ঞান—

‘ভাষা আৰু সমাজৰ সম্বন্ধৰ সকলো দিশ বৰ্ণনা কৰা এনে এক শব্দ, যি বিষয়গত বা বস্তুগত দিশৰ পৰা সমাজ বৈজ্ঞানিক, যেনে— মানবীয় সংস্কৃতিৰ পদ্ধতিগত অধ্যয়ন (ethnography)। সমাজভাষাবিজ্ঞান গৱেষণা বা অনুসন্ধানৰ এনে এক বিষয়, যি ভাষার সামাজিক সংযোগ বা বিৰোধ (social contact)ৰ জৰিয়তে ভাষা আৰু সামাজৰ সম্বন্ধ আৰু আন্তঃপ্রিয়া আৰু মানবীয় ভাষাৰ আচৰণ বুজাত আমাক অধিক সহায় কৰে। নৃতাত্ত্বিক ভাষাবিজ্ঞান, উপভাষাবিজ্ঞান, সামাজিক-সাংস্কৃতিক পৰিৱেশানুযায়ীকথা (ethnography of speaking), বাচন বিশ্লেষণ (discourse analysis), ভূভাষাবিজ্ঞান, ভাষিক সংযোগ, নিৰপেক্ষ ভাষাবিজ্ঞান (secular linguistics), ভাষাৰ সামাজিক মনস্তত্ত্ব আৰু ভাষাৰ সমাজতত্ত্ব সমাজভাষাবিজ্ঞানৰ অঙ্গৰ্গত আলোচনাৰ বিষয়।’

‘A term used to describe all areas of the study of the relationship between language and society other than those which are purely social scientific in their objectives, such as ethnography. Sociolinguistics research is thus work which is intended to achieve a

better understanding of the nature of human language by studying language in its social context and/ or to achieve a better understanding of the relationship and interaction between language and society. Sociolinguistics includes anthropological linguistics, dialectology, discourse analysis, ethnography of speaking, geolinguistics, language contact studies, secular linguistics, the social psychology of language and the sociology of language.’ p -123

আনহাতে, ব্ৰাইটে সমাজভাষাবিজ্ঞানৰ বিষয়বস্তু সম্পর্কে মন্তব্য কৰিছিল এনেদেৰে— ‘....ভাষাবৈচিত্ৰিই প্ৰধানকৈ সমাজভাষাবিজ্ঞানৰ আলোচ্য বিষয়বস্তু।’

‘..... linguistic diversity is precisely the subject-matter of sociolinguistics.’

ব্ৰাইটে উপ্পেখ কৰা এই ভাষাবৈচিত্ৰি বা diversity সামাজিক স্তৰবিন্যাসৰ (social stratification) লগত জড়িত। ভাষাৰ আঞ্চলিক ক্ষেত্ৰ কথা ইয়াত কোৱা হোৱা নাই। ব্ৰাইটে উপ্পেখ কৰা সামাজিক স্তৰবিন্যাসৰ জৰিয়তে যে ভাষা-ব্যবহাৰৰ তাৰতম্য পৰিলক্ষিত হয় তাক উইলিয়াম লেৰোৱে প্ৰমাণ কৰি দেখুৱায় তেওঁতোৱে গৱেষণা গ্ৰন্থ *A Social Stratification of English in Newyork City*-ৰ জৰিয়তে।

ওপৰত উপ্পেখ কৰা সংজ্ঞাসমূহৰ পৰা সমাজভাষাবিজ্ঞানৰ বিষয় সম্বন্ধে আমি থূলমূল ধাৰণা কৰিব পাৰোঁ যে ভাষা আৰু সমাজ পৰম্পৰা নিৰ্বৰ্ষণীল। সমাজ অনুযায়ী ভাষাত ভিন্ন ক্ষেত্ৰ প্রতিফলিত হয়। ভাষা বৈচিত্ৰ্য আৰু ভাষা-বৈচিত্ৰ্যৰ কাৰণ সমাজভাষাবিজ্ঞানৰ মূল আলোচ্য বিষয়।

## ■ সমাজভাষাবিজ্ঞানৰ বিষয়বস্তু

সমাজভাষাবিজ্ঞান সম্পর্কে ওপৰৰ সংজ্ঞাসমূহৰ পৰা সমাজভাষাবিজ্ঞান অধ্যয়নৰ বিষয়বস্তু সম্পর্কেও আমি জানিব পাৰোঁ—

- 1) সমাজভাষাবিজ্ঞানে সমাজৰ সম্বন্ধত ভাষাৰ আলোচনা কৰে;
- 2) সমাজভাষাবিজ্ঞানে ভাষাৰ বৈচিত্ৰ্য অধ্যয়ন কৰে আৰু ভাষা

সমাজভাষাবিজ্ঞান।। ১৭।।

বৈচিত্র্যের কারণসমূহে জানিব বিচারে। অর্থাৎ, কি কি সামাজিক কারকের দ্বারা প্রভাবিত হৈ ভাষার পরিবর্তন ঘটে, সেয়াও সমাজভাষাবিজ্ঞানে ব্যাখ্যা কৰে।



ভাষাৰ মাজেদি সমাজ একোখনৰ সামাজিক স্তৰবিন্যাস, বিবিধ সামাজিক সংগঠনসমূহৰ প্রতিফলন ঘটে। সমাজ এখনত কোনো এটা ভাষাৰ শব্দসম্ভাৰ আৰু তাৰ গাঁথনিক ৰূপৰ মাজেদি সমাজখনৰ প্রতিফলন ঘটে। ভাষা-ব্যৱহাৰৰ দ্বাৰা বুজিৰ পাৰি—

ক) সামাজিক সম্বন্ধ নিৰ্কপণত ভাষাৰ কাৰ্য্যকাৰিতা; আৰু (...the function of language in establishing social relationships)

খ) ভাষা-ব্যৱহাৰৰ বক্তাৰ বিষয়ে তথ্যও যোগান ধৰে; (...the role played by language in conveying information about the speaker.)

বক্তাৰ আৰু শ্ৰোতাৰ মাজৰ সম্পর্ক, বক্তাৰ আৰু শ্ৰোতা সময়ৰ্যাদাৰ নে অসময়ৰ্যাদাৰ সেয়া ভাষা-ব্যৱহাৰৰ দ্বাৰা বুজিৰ পৰা যায়। ব্যক্তিৰ মৰ্যাদা অনুসৰি ভাষা-ব্যৱহাৰোৱে বেলেগ বেলেগ হয়। অসমীয়া ভাষাৰ উদাহৰণেৰে কথাটো পৰিষ্কাৰ কৰিব পাৰি—

অসমীয়া ভাষাৰ ব্যক্তিবাচক সৰ্বনামৰ প্রয়োগলৈ মন কৰিলে দেখা যায় ব্যক্তিবাচক সৰ্বনামৰ দ্বিতীয় আৰু তৃতীয় পুৰুষৰ তিনিটাকৈ কপ। এই কপকেইটা হ'ল—

দ্বিতীয় পুৰুষ—

তুচ — তই

মান্য — তুমি

অধিক মান্য — আপুনি

(বিভিন্ন গ্ৰহণৰ ফালৰপৰা আপুনি তৃতীয় পুৰুষৰ সৰ্বনাম, ব্যৱহাৰত কিন্তু দ্বিতীয় পুৰুষ)

সমাজভাষাবিজ্ঞান।। ১৮।।

তৃতীয় পুৰুষ—

তুচ — সি

মান্য — তেওঁ

অধিক মান্য — তেখেত

এই দ্বিতীয় আৰু তৃতীয় পুৰুষৰ সৰ্বনামৰ প্রয়োগ ব্যক্তি অনুযায়ী বেলেগ বেলেগ হয় আৰু পুৰুষবাচক সৰ্বনামৰ পৰিৱৰ্তনৰ লগে লগে ক্ৰিয়াবিভঙ্গোৱে পৰিৱৰ্তন ঘটে।

দ্বিতীয় পুৰুষৰ তুচ কপ 'তই'ৰ ব্যৱহাৰ বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো, ইয়াক তুচ ৰূপ বুলি উপৱেখ কৰা হৈছে যদিও অতি আপোন লোকৰ ক্ষেত্ৰে 'তই'ৰ ব্যৱহাৰ কিন্তু তুচ্ছার্থত নহয়। বৰং ই বক্তা আৰু শ্ৰোতাৰ গভীৰ সম্পর্কহে প্ৰকাশ কৰে।

অসমীয়া ভাষাৰ এই ব্যক্তিবাচক সৰ্বনামৰ ৰূপবোৰৰ পৰা আমি বক্তাৰ লগত শ্ৰোতাৰ সম্পৰ্কৰ বিষয়ে ধাৰণা কৰিব পাৰোঁ।

আকো, সম্বন্ধবাচক শব্দসমূহৰ অধ্যয়নৰ জৰিয়তে কোনো ভাষাৰ বিষয়ে বহুখনি তথ্য আমি পাৰ পাৰোঁ। অসমীয়া সম্বন্ধবাচক শব্দসমূহে পৰিয়ালকেন্দ্ৰিক সমাজখনৰ প্ৰকাশ কৰাৰ লগতে লিঙ্গবাদ (sexism)ৰ ধাৰণাও প্ৰকাশ কৰে। পিতৃ আৰু মাতৃ অনুযায়ী একেবোৰ সম্বন্ধতে সঙ্গনে পৃথক ৰূপ ব্যৱহাৰ কৰে। পুৰুষ আৰু স্ত্ৰী পৰম্পৰাৰ পৰিয়ালৰ লগত হোৱা সম্বন্ধসমূহে ভিন্ন ভিন্ন নামেৰে পৰিচিত। এনে ভিন্ন সম্বন্ধসূচক শব্দই পুৰুষপ্ৰধান সমাজ-ব্যৱস্থাৰ স্বাক্ষৰ বহন কৰে।

তলত বৈবাহিকসূত্ৰে স্থাপন হোৱা অসমীয়া সম্বন্ধবাচক ৰূপবোৰৰ দ্বাৰা কেনেদেৰে লিঙ্গবাদ প্ৰকাশ পাইছে চোৱা যাওক—

পতি-পত্নীৰ পৰম্পৰাৰ পৰিয়ালৰ লগত সম্বন্ধবোৰ এনেধৰণৰ—

পিতৃৰ সম্বন্ধ	নিৰপেক্ষ ৰূপ	মাতৃৰ সম্বন্ধ
---------------	--------------	---------------

দেউতাকৰ দেউতাক	ককা	মাকৰ দেউতাক
----------------	-----	-------------

দেউতাকৰ মাক	আইতা	মাকৰ মাক
-------------	------	----------

দেউতাকৰ/মাকৰ বায়েক	জেঠাইদেউ / জেঠাই / জেঠী
---------------------	-------------------------

আন কেতোৰ সম্বন্ধও নিৰপেক্ষ। যেনে— শালু/ শলুৰ; নাতি/ নাতিনী, আদি।  
বিপৰীতে অন্যান্য সম্বন্ধবোৰ, যেনে—

সমাজভাষাবিজ্ঞান।। ১৯।।

দেউতাকৰ কণায়েক— বৰদেউতা/বৰ্তা; কিষ্ট, মাকৰ কণায়েক— মামা  
দেউতাকৰ ভায়েক— খুৰা; মাকৰ ভায়েক— মামা  
দেউতাকৰ ভনীয়েক— পেই; মাকৰ ভনীয়েক— মাহী

তেনেকৈ স্বামী-স্ত্রীৰ সম্পর্ক বুজোৱা শব্দৰ সম্বন্ধবাচক ৰূপবোৰো উভয়ৰে  
বাবে সুকীয়া সুকীয়া—

স্বামীৰ ভায়েক —	দেওৰ (পত্নীৰ সম্পর্ক); খুলশালী (স্বামীৰ সম্পর্ক)
কিষ্ট, পত্নীৰ ভায়েক —	ননদ (পত্নীৰ সম্পর্ক); খুলশালী (স্বামীৰ সম্পর্ক)
স্বামীৰ ভনীয়েক —	
কিষ্ট, পত্নীৰ ভনীয়েক —	

একেদৰে,

স্বামীৰ/পত্নীৰ কণায়েক বা ভায়েকৰ ল'ৰা/ছোৱালী— ভত্তিজা

স্বামীৰ/পত্নীৰ বায়েক বা ভনীয়েকৰ ল'ৰা/ছোৱালী — ভগিন

অসমীয়া মুছলমান সমাজৰ কিছু সম্বন্ধবাচক শব্দ অসমীয়া হিন্দু সমাজতকৈ  
বেলেগ। যেনে—

মাকৰ মাক —	নানী	বাপেকৰ মাক —	দাদী
মাকৰ দেউতাক —	নানা	বাপেকৰ বাপেক —	দাদা


সেয়ে, সম্বন্ধবাচক শব্দৰ আলোচনাৰ দ্বাৰা কোনো ভাষিক সম্পদায়ৰ  
পৰিয়াল গঠনৰ চানেকি পোৱাৰ লগে লগে অন্যান্য কেতবোৰ তথ্যও আমি  
লাভ কৰিব পাৰোঁ।

সামাজিক সম্বন্ধ নিৰ্দলিত ভাষাৰ কাৰ্যকাৰিতাৰ ক্ষেত্ৰত অনেক এনে  
উদাহৰণ আমি আলোচনা কৰিব পাৰোঁ। যেনে— সমাজৰ প্রতিপত্তিশালী ব্যক্তি  
এজনৰ ভাষা আৰু এজন সাধাৰণ ব্যক্তিৰ ভাষা কেতিয়াও একে নহয়।  
প্রতিপত্তিশালী ব্যক্তিজনৰ ভাষাত প্ৰকাশ পাৰ দমনীয় মনোভাব, বিপৰীতে  
সাধাৰণ ব্যক্তিজনৰ ভাষা হ'ব— নমনীয়।

### ৩. ভাষিক বিভিন্নতাৰ কাৰণ

দেখা যায়, সমাজ একোখনত ভাষাৰ বিভিন্নতাসমূহ গঢ়ি উঠে কেতবোৰ  
সামাজিক কাৰকৰ ওপৰত ভিত্তি কৰি। এনে সামাজিক কাৰকৰোৰ হ'ল—

সমাজভাষাবিজ্ঞান।। ২০।।



উইলিয়াম লেৰোৱে আছিল প্ৰথম ব্যক্তি, যিয়ে সামাজিক কাৰককে যে  
ভাষাৰ পৰিৱৰ্তন সাধন কৰে সেয়া স্পষ্টকৰণ দেখুৱায় দিছিল। লেৰোৱে ,  
*Social Stratification of English in Newyork city* প্ৰথম সামাজিক  
শ্ৰেণী পাৰ্থক্যই যে ভাষিক ভিত্তাৰ সৃষ্টি কৰে, সেয়া প্ৰামাণিক ৰূপত দাঙি  
ধৰে। লেৰোৱে এই ধাৰাই সমাজভাষাবিজ্ঞানৰ অধ্যয়নক এটা নতুন গতি দিয়ে।

সমাজভাষাবিজ্ঞানৰ ভাষিক বৈচিত্ৰ্য অধ্যয়নৰ কাৰণতে দুটা পথ গঢ়ি  
লৈ উঠিছিল— পৰিমাপগত পদ্ধতি (quantitative approach) আৰু শুণাখুক  
পদ্ধতি (qualitative approach)। ভাষাবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত বৈচিত্ৰ্যবাদী  
(Varitionist) ভাষাবিজ্ঞানীসকলৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। ভাষাবিজ্ঞানৰ  
পৰিমাপগত পদ্ধতিৰ প্ৰত্যাৰশালী ৰূপ আমেৰিকাৰ বৈচিৎৰ্যবাদী  
সমাজভাষাবিজ্ঞানীসকলে সমাজভাষাবিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল।  
বিশেষকৈ, নগৰীয়া সামাজিক জীৱনৰ আধাৰত উইলিয়াম লেৰোৱে ভাষিক  
ভিত্তাসমূহ পৰিমাপগত পদ্ধতিৰে নিৰ্ণয় কৰি উলিয়াইছিল আৰু ই আছিল—  
সমাজভাষাবিজ্ঞানৰ অন্যান্য পদ্ধতিকৈও বেলেগ। লেৰোৱে পদ্ধতিৰ বিষয়ে  
ফাৰ্নেছনে কৈছিল এনেদৰে— ‘লেৰোৱে সমাজভাষাবিজ্ঞান ‘পাৰল’ৰ সূত্ৰ নহয়,  
আনকি বৰ্ণনাখুক উদ্দেশ্যবে কৰা ভাষা-ব্যৱহাৰৰ অধ্যয়নো নহয়, কিষ্ট ভাষাৰ  
এনে এক অধ্যয়ন, যিয়ে ভাষাৰ গঠনাখুক ৰূপটোক প্ৰকাশ কৰে। লেৰোৱে  
বাবে, ভাষা আৰু সামাজিক পৰিৱেশ দুটা সুকীয়া বিষয় আৰু সমাজভাষাবিজ্ঞানে  
ভাষিক সত্যতা (ধৰনিতত্ত্ব, ৰূপতত্ত্ব আৰু বাক্যতত্ত্ব)-ৰ সৈতে সামাজিক সত্যতা  
(শ্ৰেণী, লিঙ্গ, বয়স)-ৰ মাজত সম্পর্কৰ সৃষ্টি কৰে।’

‘Labovian sociolinguistics is not a theory of Parole,  
nor it is a study of language use for descriptive  
purposes, but a study of language use for what it  
reveals about linguistic structure. For Labov lan-  
guage and social context are two separate entities

সমাজভাষাবিজ্ঞান।। ২১।।

and sociolinguistics correlates linguistic facts (phonology, morphology and syntax) with social facts (class, gender, age).'

লেখোয়ে অধ্যয়ন করিছিল— কেনেকৈ, কোনো এক বিশেষ সাংস্কৃতিক বিন্যাসত, ব্যবহারিক ক্ষপত ভাষার পরিবর্তন হয়। বিভিন্নভাষামূহ ভাষিক দিশের ফলের পৰা গুরুত্বপূর্ণ নহয়, অথচ সিবোৰৰ সামাজিক অৰ্থ আৰু সিবোৰে বহন কৰা সামাজিক শ্ৰেণী, বয়স বা লিঙ্গক প্ৰতিনিধিত্ব কৰাটো অতিশয় গুৰুত্বপূর্ণ। সেইদৰে শিক্ষা, নিয়োগৰ সুবিধা আদিৰ ফলস্বৰূপে ভাষা-ব্যবহাৰৰ পৰিবৰ্তন ঘটা দিশসমূহৰ পৰা প্ৰত্যয়জনক কেতবোৰ উত্তৰো লাভ কৰা যায়। লেখোৰ অধ্যয়নৰ আটাইতকৈ গুৰুত্বপূর্ণ তথা মৌলিক দিশটো আছিল— ভিন্ন পৰিৱেশত বৃহৎ মাত্ৰাত সাক্ষাৎকাৰৰ জৰিয়তে তথ্য আহৰণ আৰু সিবোৰৰ পৰিমাপগত বিশ্ৰেষণ। পৰিমাপবাদীসকলে সেয়ে সমাজভাষাবিজ্ঞানক এন্টেকে দাঙি ধৰিব বিচাৰে— 'সুবিন্যস্ত বিভিন্নতা বৰ্খা বিষয়।' ('An object possessing orderly heterogeneity.' Weinreich, 1968: 100)

উপৰিউক্ত আলোচনাৰ উপৰি সমাজভাষাবিজ্ঞানৰ আন কেতবোৰ গুৰুত্বপূর্ণ আলোচনাৰ বিষয় হ'ল—

- ৩) ভাষা-আচৰণ (language attitude)
- ৪) ভাষা-সংযোগ (language contact)
- ৫) ভাষা আৰু লিঙ্গভেদ (language and gender)
- ৬) ভাষা আৰু ধৰ্ম (language and religion)
- ৭) বহুভাষিক বা দ্বিভাষিক পৰিস্থিতি (Multilingual or bilingual situation)
- ৮) ভাষা-নীতি (language policy); ইত্যাদি।

### ৩. সমাজভাষাবিজ্ঞানৰ ভাগ

Fishman-এ সমাজভাষাবিজ্ঞানক ভিন্নিধৰণে ভাগ কৰি আলোচনা কৰিছিল। এই ভাগকেইটা হ'ল—

ক) বৰ্ণনাত্মক সমাজভাষাবিজ্ঞান (descriptive sociology of language),

খ) গতিশীল সমাজভাষাবিজ্ঞান (dynamic sociology of language); আৰু

গ) প্রয়োগিক সমাজভাষাবিজ্ঞান (applied sociology of language)।

বৰ্ণনাত্মক সমাজভাষাবিজ্ঞানৰ মূল আলোচ্য বিষয় হ'ল— ভাষাৰ কথিত ক্ষপটোৰ ভাষাগত ভিন্নতা। ভাষাৰ ভিন্নতাৰ কথা আলোচনা কৰোঁতে গুৰুত্ব দিব লাগিব— বক্তা, শ্ৰোতা, ভাষা-ব্যবহাৰৰ উপলক্ষ্য আৰু উদ্দেশ্য।

'Who speaks (or writes) what language (or what variety) to whom and when and to what?' [J.A.Fishman- 'Language and Social Context', p-46, *The Sociology of Language*, edited by- Pier Paolo)

বৰ্ণনাত্মক সমাজভাষাবিজ্ঞানত প্ৰথম গুৰুত্ব লাভ কৰে বক্তা। হাইম্ছে *The Ethnography of Speaking* নামৰ গ্ৰন্থত কৈছে যে ভাষা একোটাৰ অভিব্যক্তি তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়া হ'ল— বক্তা, শ্ৰোতা, আৰু উপলক্ষ্য। এই তিনিটা অভিব্যক্তিৰ জৰিয়তে জানিব পাৰি— ব্যক্তিজন সমাজৰ কোন স্তৰৰ মানুহ? বক্তাৰ শিক্ষা-দীক্ষা, বক্তাৰ কি কাম কৰে? বক্তা পুৰুষ, নে নাৰী? বক্তাৰ বয়স, বক্তাৰ সামাজিক সম্পর্ক ইত্যাদি।

ভাষাৰ জৰিয়তে সমাজ একোখনৰ স্তৰবিন্যাসৰ ভেদ দেখুৱাৰ পাৰি। এই ভেদ বেখাচিৰ এডালৰ জৰিয়তে দেখুওৱা হ'ল—

উচ্চ শ্ৰেণী

মধ্যবিত্ত শ্ৰেণী

নিম্ন শ্ৰেণী

সমাজ একোখনৰ স্তৰবিন্যাসক উলং এড়াল ৰেখাৰে ভাগ কৰিলে দেখা যাব একেবাৰে উচ্চ স্তৰত থাকিব উচ্চ বা সন্ধান্ত শ্ৰেণীৰ লোকসকল। একেবাৰে তলত থাকিব নিৰক্ষৰ, অৰ্থনৈতিক দিশত দুৰ্বল শ্ৰেণীৰ লোকসকল। উচ্চ আৰু নিম্ন শ্ৰেণীৰ মাজত থাকিব মধ্যবিত্ত শ্ৰেণী। মধ্যবিত্ত শ্ৰেণীতেই আকো কেইটাও শুৰু পৰিলক্ষিত হ'ব পাৰে। আৰ্থিক, সামাজিক আৰু শিক্ষণগত দিশত ভিত্তি কৰি এই বিভিন্নতাসমূহ পৰিলক্ষিত হয়। সেইদৰে, বঙ্গ এজনৰো উপলক্ষ্য অনুযায়ী ভাষাবীতি বেলেগ বেলেগ হ'ব পাৰে। বঙ্গৰ সামাজিক পৰিচয়ো এই ভাষাবীতিৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়।

বঙ্গৰ পাছতে শ্ৰোতাৰ সামাজিক পৰিচয়ৰ কথা আহি পৰিব। ভাষাটো কাক কোৱা হৈছে, তাৰ ওপৰতে বঙ্গৰ ভাষাৰ ধৰণ নিৰ্ভৰ কৰিব। শ্ৰোতা অনুযায়ী ভাষাৰ বীতি সলনি হ'ব। সমনীয়া বা বন্ধুৰ লগত আজডাত আমি যেনেধৰণে কথা পাতোঁ, শিক্ষকৰ লগত আমি তেনেধৰণে কথা নাপাতোঁ। ঘৰত মা-দেউতাৰ লগত যেনেধৰণে কথা পাতোঁ, বজাৰলৈ গ'লে আমি তেনেধৰণে কথা নাপাতোঁ। অৰ্থাৎ, শ্ৰোতা অনুযায়ী বঙ্গৰ কথোপকথন বীতিৰ ভিত্তি হয়। ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে ভাষাটো কোনে কৈছে, সেইটো যিধৰণে গুৰুত্বপূৰ্ণ কথা, কাক কৈছে সেইটোও তেনেধৰণে গুৰুত্বপূৰ্ণ।

বঙ্গ আৰু শ্ৰোতাৰ পাছত ঢৃতীয় গুৰুত্বপূৰ্ণ দিশটো হ'ল— উপলক্ষ্য। সভা-সমিতিত ভাষণ দিওতে, বজাৰ কৰোতে, শ্ৰেণীত পাঠদান কৰোতে, কাজিয়া কৰোতে সকলোতে বাক্বীতি বেলেগ বেলেগ হয়। উপলক্ষ্য অনুযায়ী পৰিৱৰ্তন হোৱা ভাষাক বেজিষ্টাৰ বোলা হয়। ভাষা একেটা দৰাচলতে (context) বা ব্যৱহাৰ বিধিৰ (use, usage) দ্বাৰা নিয়ন্ত্ৰিত হয়।

উপলক্ষ্য অনুযায়ী ভাষাৰ সংঘৰণে হয়। সাধাৰণতে, দ্বিভাষিকতাৰ পটভূমিত এনে প্ৰক্ৰিয়া সংঘটিত হয়।

সমাজভাষাবিজ্ঞানক আন দুটা বহল ভাগত ভাগ কৰিও আলোচনা কৰিব পাৰি (Suzanne Romaine— *Language in Society*)। এই ভাগ দুটা হ'ল— সমষ্টিবাদী সমাজভাষাবিজ্ঞান (Macro Sociolinguistics) আৰু ব্যষ্টিবাদী সমাজভাষাবিজ্ঞান (Micro Sociolinguistics)।

সমষ্টিবাদী সমাজভাষাবিজ্ঞানে সমাজক ভেটি হিচাপে গ্ৰহণ কৰি ভাষাৰ লগত সম্বন্ধ নিৰূপণ কৰে (Macro Sociolinguistics takes socially as সমাজভাষাবিজ্ঞান।। ২৪।।

its starting point and deals with language as a pivotal factor in the organisation of communities.)। ইয়াৰ উপৰি বহুভাষিকতা বা ভাষা সম্প্ৰদায় একেটাৰ তেওঁলোকৰ ভাষাটোৰ প্ৰতি দৃষ্টিভঙ্গী কেনেকুৰা তাৰ আলোচনাকো সামৰি লয়।

আনহাতে, ব্যষ্টিবাদী সমাজভাষাবিজ্ঞানে গুৰুত্বপূৰ্ণ সামাজিক প্ৰাবল্যসমূহৰ দ্বাৰা ভাষাৰ গাঁথনিক ৰূপ কিদৰে প্ৰভাৱিত হয়, তাৰ আলোচনা কৰে (Micro Sociolinguistics regins with language and treats social forces as essential features influencing the structure of language.)। স্থানীয় পৰ্যায়ত ভাষাৰ গঠন অৰ্থাৎ কোনো সম্প্ৰদায়ৰ বাক্বীতি বা কথোপকথন বা উচ্চাৰণ প্ৰক্ৰিয়া আদিৰ ভিত্তিত তেওঁলোক কোন ঠাইত বসতি কৰে বা কোনটো সামাজিক শ্ৰেণীৰ অনুভূক্ত আদি বিষয়ৰ আলোচনা কৰে।

সমাজভাষাবিজ্ঞানক আন দুটা দিশেৰে ভাগ কৰিও আলোচনা কৰিব পাৰি। এই ভাগ দুটা হ'ল— গতিশীল সমাজভাষাবিজ্ঞান (Dynamic Sociolinguistics) আৰু প্রায়োগিক সমাজভাষাবিজ্ঞান (Applied Sociolinguistics)।

সমাজত ভাষাৰ উন্নৰ, বিৱৰ্তন, বিস্তাৰ আৰু সংকোচনৰ ধাৰাক সামৰি কৰা আলোচনাই হ'ল গতিশীল সমাজভাষাবিজ্ঞান। আনহাতে, প্রায়োগিক সমাজভাষাবিজ্ঞানত ভাষাৰ প্রায়োগিক দিশৰ আলোচনা কৰা হয়। বিশেষকৈ ভাষাৰ লগত জড়িত বাস্তৱ পৃথিবীখনৰ সমস্যাসমূহ, যেনে— ভাষিক সংঘৰ্ষ, ভাষা কৰ্ফণ, ভাষা পৰিকল্পনা, ভাষা পুনৰোজ্জীৱিতকৰণ, কথোপকথনৰ দীনতা আদি।

### জি সমাজভাষাবিজ্ঞান আৰু ভাষাৰ সমাজতত্ত্বৰ পাৰ্থক্য

বৰ্তমান সময়ত কোনো কোনো আলোচকে সমাজভাষাবিজ্ঞান (sociolinguistics) আৰু ভাষাৰ সমাজতত্ত্ব (Sociology of languag)-ৰ মাজত পাৰ্থক্য আছে বুলি ক'ব খোজে। দুয়োটা বিষয়ৰে আলোচনাৰ বিষয়বস্তু একেই— ভাষা আৰু সমাজ। কিন্তু, অধ্যয়নৰ আধাৰ আৰু উদ্দেশ্য বেলেগ। সমাজভাষাবিজ্ঞানত ভাষাৰ ওপৰত পৰা সমাজৰ প্ৰভাৱৰ বিষয়ে আলোচনা

সমাজভাষাবিজ্ঞান।। ২৫।।

কৰা হয় আৰু ভাষাৰ সমাজতত্ত্ব সমাজৰ ওপৰত ভাষাৰ প্ৰভাৱৰ বিষয়ে  
আলোচনা কৰা হয়। (John J. Gumperz and Jenny Cook-Gumperz,  
“Studying language, culture, and society: Sociolinguistics or linguistic anthropology?”, Journal of Sociolinguistics 12(4), 2008:  
532–545)

হাডছনেও একেই কথাকেই কৈছে—

‘সমাজভাষাবিজ্ঞান হ’ল— ‘সমাজৰ সম্বন্ধত ভাষাৰ আলোচনা।’  
আনহাতে, ভাষাৰ সমাজতত্ত্ব হ’ল— ‘ভাষাৰ সম্বন্ধত সমাজৰ আলোচনা।’

অর্থাৎ, সমাজভাষাবিজ্ঞানত ভাষাৰ আলোচনা কৰা হয় সমাজৰ আধাৰত,  
বিপৰীতে, ভাষাৰ সমাজতত্ত্বত সমাজৰ বিষয়ে আলোচনা কৰা হয় ভাষাৰ  
আধাৰত।

ভাষাৰ অধ্যয়ন সমাজৰ আধাৰত	সমাজৰ অধ্যয়ন ভাষাৰ আধাৰত
---------------------------	---------------------------

সমাজভাষাবিজ্ঞান

ভাষাৰ সমাজতত্ত্ব

সমাজভাষাবিজ্ঞানক সমষ্টিবাদী ভাষাবিজ্ঞান (Micro Linguistics) আৰু  
ভাষাৰ সমাজতত্ত্বক ব্যক্তিবাদী ভাষাবিজ্ঞান (Macro Linguistics) বুলিও কোৱা  
হয়। ভাষাৰ সমাজতত্ত্বক সমাজতত্ত্বৰ অনুর্গত এটা শাখা বুলি কোৱা হয় যদিও  
পিটাৰ ট্ৰাউগিলে *A Glossary of Sociolinguistics*ত ভাষাৰ সমাজতত্ত্বক  
(sociology of language) সমাজভাষাবিজ্ঞানৰ এটা শাখা বুলিহে অভিহিত  
কৰিছে। ট্ৰাউগিলৰ মতানুযায়ী সমষ্টিবাদী সমাজভাষাবিজ্ঞানৰ মাপেৰে সামাজিক  
কাৰক আৰু ভাষাৰ সম্পৰ্কৰ আলোচনা, বিশেষকৈ ভাষা নিৰ্বাচন (language  
choice) ইয়াৰ মূল আলোচ্য বিষয়। বহুভাষিকতাবাদ (multilingualism), ভাষা  
পৰিকল্পনা (language planning), ভাষা পৰিবোজনা (language maintenance)  
আৰু ভাষা পৰিবৰ্তন (language shift) আদি বিষয় sociology of  
languageৰ আলোচনাৰ পৰিসৰৰ অনুর্গত।

সমাজভাষাবিজ্ঞান || ২৬ ||

## ■ সমাজভাষাবিজ্ঞান আৰু উপভাষাৰ পাৰ্থক্য


ব্যক্তি অনুযায়ী ভাষা-ব্যৱহাৰৰ ধৰণ সুকীয়া। তথাপি আমি ভাৰোঁ একে  
অঞ্চলৰ ব্যক্তিয়ে একে ধৰণৰ ভাষা ব্যৱহাৰ কৰে অৰ্থাৎ, একে ধৰণৰ শব্দৰ  
ব্যৱহাৰ, উচ্চাৰণৰ প্ৰক্ৰিয়া আৰু গঠন প্ৰক্ৰিয়াও একে। Peter Trudgill-এ  
কৈছে—

‘দুজন বক্তাৰ ইজনে সিজনৰ কথা বুজি পোৱা অৱস্থাত  
আমি ক'ব লাগিব দুয়োজনে পৃথক পৃথক ভাষা-ব্যৱহাৰ  
কৰিছে। একেদৰেই বক্তা দুজনে ইজনে সিজনৰ কথা বুজি  
পোৱা অৱস্থাত আমি ক'ব পাৰোঁ, তেওঁলোকে একে ভাষাৰেই  
উপভাষাত কথা পাতিছে।’

‘We could say that if two speakers can not understand one another, then they are speaking different language. Similarly, if they can understand each other, we could say that they are speaking dialects of the same language.’

উপভাষা হৈছে, কোনো এটা ভাষাৰ এনে এক ঝপ— যি ব্যক্তিৰ,  
ধৰনিতত্ত্ব আৰু শব্দগত দিশত অন্যান্য ঝপ বা ঝপসমূহতকৈ পৃথক। এই ভাষিক  
ভিন্নতা কোনো এক বিশেষ ভৌগোলিক ক্ষেত্ৰৰ লগত সম্পৰ্কিত। কোনো এটা  
ভাষাত, ভাষাগত পাৰ্থক্যৰ সৃষ্টি হয় প্ৰধানকৈ যোগাযোগৰ অভাৱৰ বাবে।  
এনে যোগাযোগৰ অভাৱৰ কাৰণ হ'ব পাৰে— ভৌগোলিক দূৰত্ব, প্ৰাকৃতিক  
বাধা, জনবসতিৰ (বহুভাষিক পৰিস্থিতিত) গঠন প্ৰক্ৰিয়া আদি কাৰণত। এনে  
অবস্থাত যেতিয়া ভৌগোলিক বা আঞ্চলিক ভিন্নতা কেতোৱে পাৰ্থকাই গা  
কৰি উঠে আৰু এই আঞ্চলিক বৈশিষ্ট্যৰে গঠিত ৰাগটোকে আমি উপভাষা  
বুলি কওঁ। এই উপভাষা দৰাচলতে ব্যক্তিভাৱৰ সমষ্টি। সমাজ এখনক যদি  
আমি এক উলম্ব বেখাৰে মাপ কৰোঁ, তেতিয়াহ'লে ইয়াৰ নিম্নতম স্তৰত থাকিব  
একোজন ব্যক্তি। এই ব্যক্তিৰ ভাষাই হ'ল ব্যক্তিভাষা। ব্যক্তিভাষাক আমি ক'ব  
পাৰোঁ শুন্দৰতম ঝপ। ব্যক্তিভাষাৰ সমষ্টিয়েই হ'ল স্থানীয় ঝপ। ভৌগোলিক  
বিস্তৃতি অনুসৰি স্থানীয় আঞ্চলিক ঝপসমূহক আমি ক'ব পাৰোঁ উপভাষা।

সমাজভাষাবিজ্ঞান || ২৭ ||



আনহাতে, সমাজভাষাবিজ্ঞানত আলোচনা হয় পরিবেশ অনুযায়ী ভাষা-ব্যবহার আলোচনা। ভাষাটো কোনে ব্যবহার করিছে আৰু কাৰ লগত কৰিছে, কি প্ৰসঙ্গত কৰিছে। ব্যক্তিয়ে তেওঁৰ কথোপকথনৰ মাজেদি প্ৰকাশ কৰে তেওঁৰ স্বপৰিচয়, তেওঁৰ সামাজিক পশ্চাদপট (social background)। লগতে জানিব পাৰি, বক্তাৰ সামাজিক-সাংস্কৃতিক, অৰ্থনৈতিক আৰু ভৌগোলিক পৰিচয়। সেয়ে, চমুকৈ ক'বলৈ গ'লে সমাজ বিজ্ঞনৰ আধাৰত কৰা ভাষা-ব্যবহারৰ আলোচনাই সমাজভাষাবিজ্ঞান। উপভাষা আৰু সমাজভাষাবিজ্ঞানৰ আলোচনা মাত্ৰ অধ্যয়নকাৰীৰ দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰে। অধ্যয়নকাৰীজনে যদিহে কোনো বিশেষ অংশলত প্ৰচলিত ভাষাটোৰ গঠন সম্পর্কে আলোচনা কৰে, তেতিয়া আমি উপভাষাৰ অধ্যয়ন কৰা বুলি কওঁ। আনহাতে, সেই একেটা উপভাষিক ৰূপৰ মাজতে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত ভাষা-ব্যবহারৰ কেনে পৰিৱৰ্তন দেখা যায় আৰু এনে পৰিৱৰ্তনত কি কি সামাজিক কাৰককে কাম কৰে, তাৰ আলোচনা কৰিলে হ'ব সমাজভাষাবিজ্ঞান। সমাজৰ বিভিন্ন স্তৰত অৰ্থাৎ, আৰ্থ-সামাজিক, লিঙ্গ, বয়স, ধৰ্ম, শিক্ষিত-অশিক্ষিত আদি স্তৰত দেখা দিয়া ভাষাভেদ সমাজভাষাবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু।

## নৃ-ভাষাবিজ্ঞান আৰু সমাজভাষাবিজ্ঞান

নৃভাষাবিজ্ঞান শব্দটোৱে দুটা বিষয়ৰ সংযুক্তিৰ পৰিচয় দাঙি ধৰে— নৃতত্ত্ব আৰু ভাষা অধ্যয়ন। নৃতত্ত্ববিজ্ঞানৰ আধাৰত কৰা ভাষাৰ অধ্যয়নেই নৃৰাচনতে নৃভাষাবিজ্ঞান। নৃভাষাবিজ্ঞান শব্দটি বুজাৰলৈ ইংৰাজীত Anthropological Linguistics, Linguistic Anthropology, Metalinguistics, Anthropolinguistics, Ethnolinguistics আদি কেইছাটোও শব্দ ব্যৱহাৰ কৰা হয়। নৃতত্ত্ববিজ্ঞানত আলোচিত চাৰিটা প্ৰধান শাখাৰ (i.e. cultural anthropology, physical anthropology, archaeology and linguistics) এটা হৈছে ভাষা। সেয়ে নৃতত্ত্ববিদসকলে নৃভাষাবিজ্ঞানক নৃতত্ত্বৰ এক শাখা হিচাপে গণ্য কৰে; কিন্তু, নৃভাষাবিজ্ঞানক ভাষাভিজ্ঞান আৰু নৃতত্ত্বৰ উমেইতীয়া বিষয় বোলাহে যুগ্মত।

মানুহ যিহেতু সামাজিক প্ৰাণী আৰু ভাষাও যিহেতু মানুৰীয় আচৰণ, এই আচৰণৰ আঁৰত থাকে কেতোৰে সামাজিক পৃষ্ঠভূমি। ভাষাৰ মানুৰীয় আচৰণৰ মাজত লুকাই আছে কেতোৰে সাংস্কৃতিক কাৰণ। সেয়ে ভাষাও প্ৰকৃতাৰ্থত সাংস্কৃতিক আচৰণ। ভাষা সংস্কৃতিৰ এক অভিগ্ন অঙ্গ। কোনো এক জনসমূহৰ ভাষাৰ গঠনত সেই জনসমূহৰ সামাজিক আৰু সাংস্কৃতিক দিশসমূহ জড়িত হৈ থাকে। সামাজিক আৰু সাংস্কৃতিক কাৰ্যাবলীয়ে মনোবৈজ্ঞানিক স্তৰত ত্ৰিয়া কৰি ভাষাৰ গঠন আৰু ব্যবহাৰত প্ৰভাৱ পেলায়। সেয়ে কোনো এক জনসমূহৰ সংস্কৃতি জনা মানে সেই জনসমূহৰ ভাষাটো জনা। ঠিক সেইদৈৰে সংস্কৃতিৰ আলোচনা কৰা মানেও ভাষাটোকো বৰ্ণনা কৰা বুজায়। (Allan Doranti, *Linguistic anthropology*)

ভাষা-ব্যবহাৰৰ আঁৰত থকা সামাজিক-সাংস্কৃতিক কাৰণসমূহ নৃভাষাবিজ্ঞানীয়ে অধ্যয়নৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰে। দুজন ব্যক্তিৰ কথোপকথনৰ মাজেৰে প্ৰকাশ পায় মনোবৈজ্ঞানিক চেতনা। অৰ্থাৎ, বক্তাৰ বক্তব্যত মনোবৈজ্ঞানিক চেতনা প্ৰকাশ পায়। এই মনোবৈজ্ঞানিক চেতনাৰ আঁৰত থকা সাংস্কৃতিক প্ৰভাৱ উমেইচনৰ প্ৰয়াসো নৃভাষাবিজ্ঞানীৰ কাৰ্য। একেদৈৰে শব্দ একেটাৰ অৰ্থৰ আঁৰত থকা মনোবৈজ্ঞানিক চেতনাও নৃভাষাবিজ্ঞানীয়ে বুজিবলৈ চেষ্টা কৰে। কোনো এটা ভাষাৰ সম্বৰ্ধবাচক শব্দ, বিষিদ্ধ শব্দ আদি অধ্যয়নৰ দ্বাৰা ভাষিক সম্প্ৰদায়টোৰ মনোবৈজ্ঞানিক জগতখনক উপৰোক্ত প্ৰচেষ্টাও

নৃত্যাবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু।

নৃত্যাবিজ্ঞানত ভাষাৰ গঠনৰ অৰ্বত থকা সামাজিক আৰু সাংস্কৃতিক কাৰ্যালীসমূহৰ আলোচনা কৰা হয়। ভাষাক সাংস্কৃতিক সম্পদ আৰু কথাক সাংস্কৃতিক ব্যৱহাৰ হিচাপে নৃত্যাবিজ্ঞানত আলোচনা কৰা হয়।

ডেল হাইমছে নৃত্যাবিজ্ঞানৰ সূত্ৰ দাঙি ধৰিছে এনেদৰে— 'নৃবিজ্ঞানৰ পৃষ্ঠভূমিত কৰা কথা আৰু ভাষাৰ অধ্যয়ন।'

('..the study of speech and language within the context of anthropology.' 1963:277)

ফ্রেঞ্জ ব'ছ (Franz Boas), এডৱাৰ্ড শাপিৰ (Edward Sapir), উর্ফ (Whorf), ব্লুমফিল্ড (Bloomfield), ক্রোবেৰ (Kroeber), বোগেলিন (Vogelien) আদি প্ৰাৰ্থনিক কালৰ নৃত্যবিদ-ভাষাবিদ আদিৰ আলোচনা-অধ্যয়নে বিষয়টোক মানৱীয় বিজ্ঞান (humanistic) অনুসন্ধানৰ এক গুৰুত্বপূৰ্ণ বিষয়লৈ পৰিগত কৰিলে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নৃত্যাবিজ্ঞানৰ আলোচনাৰ পৰিধিৰ অধিক বিস্তৃতি ঘটিল। ন'ম চমকিয়ে উল্লেখ কৰা শিশুৰ মাজত থকা জন্মগত ভাষা আহৰণ পদ্ধতি তথা 'বিশ্বজনীন ব্যক্তিৰ ধাৰণাই' নৃত্যাবিজ্ঞানৰ আলোচনাক প্ৰথমাৱস্থাত কিছু তৰান্বিত কৰিছিল যদিও পাছলৈ ন ন ধাৰণাৰ প্ৰয়োগৰ দ্বাৰা নৃত্যাবিজ্ঞান অধিক গতিশীল হৈ পৰিছিল।

সমাজভাষাবিজ্ঞান আৰু নৃত্যাবিজ্ঞানৰ মাজৰ সম্পর্ক যথেষ্ট ঘনিষ্ঠ। আনকি, বহুক্ষেত্ৰত দুয়োটা বিষয়ৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটোও কঠিন হৈ পৰে। সমাজভাষাবিজ্ঞানৰ লগত নৃত্যাবিজ্ঞানৰ নিকট সম্পৰ্কলৈ লক্ষ্য কৰি কোনো কোনোৱে সমাজভাষাবিজ্ঞানক নৃত্যাবিজ্ঞানৰ আধুনিক সংক্ৰণ বুলি ক'বলৈও কৃষ্টাবোধ কৰা নাছিল (*Sociolinguistics: The Essential Readings*; Chirstina Bratt Paulston and G. Richard Tucker)। তথাপি, সমাজভাষাবিজ্ঞান আৰু নৃত্যাবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেতোৰ বিচাৰি পোৱা যায়। দুয়োটা বিষয়ৰে আলোচনাৰ দৃষ্টিভঙ্গী যিহেতু পৃথক, সেয়েহে কেতোৰ পাৰ্থক্য লক্ষ্য কৰা যায়—

১. সমাজভাষাবিজ্ঞানত সামাজিক কাৰকসমূহে ভাষাৰ ওপৰত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে তাৰ আলোচনা কৰে। সামাজিক কাৰকসমূহ, যেনে— সামাজিক মৰ্যাদা, পুৰুষ-নারীৰ ভেদ, বয়স ভেদ বা শিক্ষিত-অশিক্ষিত, অৰ্থনৈতিক সমাজভাষাবিজ্ঞান।। ৩০।।

স্থিতি আদিয়ে ভাষা-ব্যৱহাৰত কেনেধৰণে প্ৰভাৱ পেলায়, তাৰ আলোচনা কৰে। ইয়াৰ উপৰি ভাষা পৰিকল্পনা, নতুন ভাষাৰ সৃষ্টি (যেনে— পিজিন, গ্ৰেওল), জনগোষ্ঠীটোৰ নিজৰ ভাষাৰ প্ৰতি মনোভাব আদি বিষয়কো সামৰি লয়। আনহাতে, নৃত্যাবিজ্ঞানত সামাজিক ব্যৱহাৰ অনুসৰি ভাষাৰ ব্যৱহাৰ কি ধৰণে হয় বা ভাষাৰ গঠনত সামাজিক আৰু সাংস্কৃতিক ভূমিকাৰ কথা আলোচনা কৰা হয়। অৱশ্যে, নৃত্যাবিজ্ঞানত ভাষাৰ অন্যান্য কেতোৰ বিষয়ো আলোচনা কৰা হয়। *Encyclopedia of Language and Linguistics*-ত ইয়াৰ সংজ্ঞা সন্দৰ্ভত কোৱা হৈছে এনেদৰে—

'...anthropological linguistics was defined as a construct of anthropologists to explain the relationship of language and culture. As time went on, however, other theoritician, linguists, and anthropologist came to focus on identifying the discipline differently and began to challenge the earliar foci.' (2nd edition. page-297)

২. সমাজভাষাবিজ্ঞানত বিশেষকৈ নগৰীয়া পৰিৱেশত ভাষাৰ সামাজিক ব্যৱহাৰ আৰু পাৰ্থক্য আলোচনা কৰা হয়। বিপৰীতে, নৃত্যাবিজ্ঞানত লিখিত প্ৰণালী নথকা সৰু সৰু জনগোষ্ঠীসমূহৰ ভাষাৰ বিজ্ঞানসম্বন্ধত প্ৰণালী (ethnogrphy of speaking) বা স্বল্প পৰিসৰত আবদ্ধ ভাষাসমূহৰ আলোচনাক অগ্ৰাধিকাৰ দিয়া হয়।

৩. সমাজভাষাবিজ্ঞানৰ অধ্যয়নত গুৰুত্ব দিয়া হয় পৰিমাপগত বিশ্লেষণ সূত্ৰ (quantative theory)-ৰ ওপৰত। ইয়াৰ বিপৰীতে, নৃত্যাবিজ্ঞানত গুৰুত্ব দিয়া হয় গুণগত বিশ্লেষণৰ সূত্ৰ (qualitative theory)-ৰ ওপৰত।

৪. নৃত্যাবিজ্ঞান অধ্যয়নৰ আন এটা গুৰুত্বপূৰ্ণ আলোচনাৰ দিশ হ'ল— শব্দাথৰিজ্ঞান। নৃত্যাবিজ্ঞানী এজনে জানিবলৈ চেষ্টা কৰে ভাষাটো কেনেকৈ কোৱা হয়। ভাষাটোৰ শব্দসমূহৰ অৰ্বত থকা সাংস্কৃতিক সংগঠনসমূহৰ প্ৰভাৱ আলোচনা নৃত্যাবিজ্ঞানৰ ঘাই উদ্দেশ্য। এনে আলোচনাৰ জৰিয়তে সেই গোষ্ঠীটোৰ প্ৰয়োজনীয় উপকৰণসমূহ জানিব পৰা যায়। এটা উদাহৰণৰ পৰা কথাটো পৰিষ্কাৰ কৰিব পাৰি। অসমৰ কেতোৰ নদ-নদীৰ নাম 'ডি' ৰে আৰম্ভ

সমাজভাষাবিজ্ঞান।। ৩১।।

হয়। এরো ভাষাত ‘ডি’ শব্দই পানী বুজায়। ইয়াৰ পৰা অসমৰ মঙ্গোলীয় বড়ো লোকসকল বাস কৰা অঞ্চলসমূহ নিৰ্ণয় কৰিবলৈ অসুবিধা নহয়। সমাজভাষাবিজ্ঞানত কিন্তু শব্দাথবিজ্ঞানৰ আলোচনা নৃভাষাবিজ্ঞানৰ দৰে নহয়। অৰ্থৰ প্ৰসঙ্গ সমাজভাষাবিজ্ঞানত ভাষা পৰিৱৰ্তনৰ আলোচনাৰ লগতহে জড়িত।

৫. নৃভাষাবিজ্ঞান আৰু সমাজভাষাবিজ্ঞানৰ আলোচনাত উপভাষাৰ আলোচনাৰ দৃষ্টিভঙ্গী পৃথক। এটা সাংস্কৃতিক গোষ্ঠীৰ অনুগত বেলেগ বেলেগ ‘দল’ বা ‘সমূহ’ৰ ভাষা কোৱাৰ ধৰণ ভিন্ন হ'ব পাৰে। আঞ্চলিক ৰূপসমূহো সেই ধৰণে ধৰণিগত, ৰূপগত, শব্দগত, অৰ্থগত ক্ষেত্ৰত ভিন্ন হ'ব পাৰে।

কোনো ভাষা সম্প্ৰদায়ৰ ভাষিক বৈচিত্ৰ্যৰ মূলতে থকা এটা শুৰুত্বপূৰ্ণ উপাদান হ'ল— সামাজিক আৰু সাংস্কৃতিক পাৰ্থক্য। নৃভাষাবিজ্ঞানে আঞ্চলিক ৰূপসমূহৰ সৃষ্টিৰ আৰ্বত থকা সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্যসমূহক চিনাঙ্গ কৰে আৰু একে ভাষিক সম্প্ৰদায়ৰ অনুগত বিভিন্ন ‘দল’ বা ‘ফৈদ’ৰ সাংস্কৃতিক ভিন্নতাৰ কাৰণে যে ভাষা-ব্যৱহাৰৰ পৰিৱৰ্তন হয়, সেয়া নিৰ্ণয় কৰি দেখুৱায়। আনহাতে, সমাজভাষাবিজ্ঞানে সামাজিক কাৰকসমূহৰ প্ৰভাৱত যে ভাষা পৰিৱৰ্তন হয় সেয়া বিশ্লেষণ কৰি দেখুৱায়। ॥

## ভাষা আৰু সামাজিক শ্ৰেণী

পূৰ্বতে উল্লেখ কৰি আছা হৈছে যে সমাজ একোখনত সামাজিক সংগঠনসমূহে ভাষা সম্প্ৰদায় একোটাক বিভিন্ন শৰত প্ৰভাৱিত কৰি থাকে। কথা-বতৰা বা ভাৰ বিনিয়য় দুজন ব্যক্তিৰ মাজত হ'লেও কিন্তু ব্যক্তি দুজনৰ মাজেদি তেওঁলোকে প্ৰতিনিধিৎ কৰা সামাজিক সংগঠনৰ প্ৰভাৱ অনুভূত হয়। বৰ্তমানৰ অধ্যায়টোত সামাজিক সংগঠন, বিশেষকৈ জাতিগত আৰু আৰ্থ-সামাজিক ভিত্তিত গঢ়ি উঠা শ্ৰেণীবিন্যাসে ভাষা-ব্যৱহাৰতো কিদৰে পাৰ্থক্যৰ সৃষ্টি কৰে তাৰ আলোচনাক সামৰি লোৱা হ'ব। ভাৰতৰ্বৰ্ষৰ দৰে দেশত জাতিভেদ প্ৰথাই সামাজিক দিশত শক্তিশালী ভূমিকা গ্ৰহণ কৰি থকাৰ পাছত নিশ্চয়কৈ ইয়াৰ ভূমিকাৰ কথা অস্থীকাৰ কৰিব নোৱাৰিব। বৰ্গ বা জাতি ব্যৱস্থাক খণ্ডিত পোনপটীয়াকৈ ভাষাৰ লগত সাঙুৰিব নোৱাৰিব, তথাপি সামাজিক দিশত এই ব্যৱস্থাবোৰে শুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ভাষা-ব্যৱহাৰতো পাৰ্থক্যৰ সৃষ্টি কৰে। আনহাতে, পশ্চিমৰ উন্নত দেশবোৰত উদ্যোগীকৰণ আৰু পুঁজিবাদী অঞ্জনীতিয়ে এক নতুন শ্ৰেণীবিন্যাসৰ সৃষ্টি কৰিছিল। সমাজ একোখনত গঢ়ি উঠা এনে শ্ৰেণীবিন্যাস বা শ্ৰেণীবিভাজনৰ ফলত সামাজিক বৈধম্যই গা কৰি উঠে। সামাজিক বাধা (social barriers) আৰু সামাজিক দূৰত্ব (social distance)ৰ ফলতে ভাষা-ব্যৱহাৰতো পাৰ্থক্যৰ সৃষ্টি হয়।

সামাজিক শ্ৰেণীবিন্যাসৰ আলোচনা আমি তলত দিয়া ধৰণে কৰিব  
পাৰো—



## ■ সামাজিক শ্রেণীগত উপভাষা

সামাজিক স্তরবিন্যাস হ'ল এখন সমাজত থকা দল (group) বা সমূহৰ পদমৰ্যাদাৰ ক্রম অনুসৰি কৰা স্তৰবিন্যাস। সামাজিক স্তৰবিন্যাস (social stratification) শব্দটোৱে সামাজিক শ্রেণীবোৰৰ শৃংখলাবদ্ধ কৰপটোকে বুজায়। সমাজ একোখনত আৰ্থিক স্বচলতাৰ ভিত্তিত বিভিন্ন শ্রেণীৰ অৱস্থিতি লক্ষ্য কৰা যায়। এনে আৰ্থিক স্বচলতাৰ ভিত্তিত উচ্চ, মধ্যবিত্ত, নিম্নবিত্ত আদি ধৰণে শ্রেণীবিন্যাস নিৰ্ণয় কৰিব পাৰি।

ইংৰাজী stratification শব্দটো দৰাচলতে ভূতত্ত্ব বিজ্ঞানৰ লগত জড়িত। ভূতত্ত্ব বিজ্ঞানত এই শব্দটোৱে ভূতাগৰ শিলৰ সূপীকৃত ক্ৰমক বা অন্যান্য তৰপক নিৰ্দেশ কৰে। ভূতত্ত্বৰ বিভিন্ন স্তৰক নিৰ্দেশ কৰা এই stratification শব্দটোৰ জৰিয়তে সমাজ বিজ্ঞানত আৰ্থ-সামাজিক ভিত্তিত গঢ়ি উঠা মানৱ সমাজৰ বিভিন্ন স্তৰক নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। এজন ভূ-তাত্ত্বিকে খনন কাৰ্যত যিদৰে নিৰ্দিষ্ট একোটা তৰপ একাদিক্ৰমে উদ্বাব কৰে, সেইদৰে সমাজভাষাবিজ্ঞানী এজনেও সমাজ একোখনৰ অন্তৰ্ভ৾গত একো একোটা নিৰ্দিষ্ট বৈশিষ্ট্যসম্পন্ন তৰপ উদ্বাৰ কৰে। সমাজবিজ্ঞানী এজনে সমাজ একোখনত পৰিলক্ষিত হোৱা বিভিন্ন স্তৰসমূহৰ মাজত আন্তঃসম্পর্কৰ আলোচনা কৰে। কোনোবাটো সমূহ হয়তো অধিক সম্পত্তিৰ অধিকাৰী আৰু সেয়ে তেওঁলোকে অন্যান্য দল বা সমূহতকৈ অধিক স্বাচ্ছন্দ্যৰ জীৱন ধাপন কৰে বা তেওঁলোকে অন্যান্য দল বা সমূহৰ পৰা অধিক সন্মান বা মান-মৰ্যাদা আহৰণ কৰে। সাধাৰণতে দেখা যায়, সমাজ একোখনত সাধাৰণতে দুটা শ্রেণীৰ লোক থাকে। এটা দল সম্পদশালী আৰু আনটো দল সম্পদহীন। কেতিয়াবা আকো দেখা যায়, সমাজ একোখনত বাজনৈতিকভাৱে শক্তিশালী সঞ্চালন একোটা দল থাকে আৰু বিপৰীতে একোটা শক্তিহীন দলো থাকে। শক্তিশালী দলটোৱে শক্তিহীন দলটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু তেওঁলোকৰ আদেশ-নিৰ্দেশ পালন কৰে বা পালন কৰিব বুলি আশা কৰে। সামাজিক স্তৰবিন্যাসৰ অধ্যয়নৰ দ্বাৰা সমাজ একোখনত দেখা দিয়া অসমানতা বা ভাৰসাম্যহীনতাৰ কাৰণসমূহ সময়ে সময়ে হোৱা পৰিৱৰ্তন বা উন্নৰণ-অনুন্নৰণ, আৰু এই পৰিৱৰ্তন বা

সমাজভাষাবিজ্ঞান ॥ ৩৪ ॥

উন্নৰণ-অনুন্নৰণৰ প্ৰভাৱসমূহে সামাজিক জীৱনত কি প্ৰভাৱ পেলায়, দেয়া জানিবলৈ প্ৰয়াস কৰে।

কিষ্ট শুক্ৰত্বপূৰ্ণ কথা হ'ল— সমাজ একোখনত বিভিন্ন পৰ্যায়ত থকা এই স্তৰবিভাজন সদায় স্থিৰ নহয়। ভূতাত্ত্বিক স্তৰসমূহৰ মাজত পাৰম্পৰিক ক্ৰিয়া নঘটে আৰু সেয়ে বহুক্ষেত্ৰত ই স্থিৰ। কিষ্ট, মানৱ সমাজৰ বিভিন্ন স্তৰৰ মাজত সদায় পাৰম্পৰিক ক্ৰিয়া সংঘটিত হৈ থাকে আৰু সেয়ে ই পৰিৱৰ্তনশীল। কোনো সামাজিক দল বা সমূহ বা কোনো দল বা সমূহৰ ব্যক্তিবিশেষ, কোনো সময়ত প্ৰভাৱশালী হৈ উঠিব পাৰে। পশ্চিমীয়া শিল্পোমত দেশসমূহত এনে ঘটনা সততে দেখা যায়। পুঁজিবাদী অথনীতিৰ সম্প্ৰসাৰণৰ দ্রুতগতিয়ে আমাৰ দেশতো এনে স্তৰবিভাজন গ্ৰাম-অধিক স্পষ্ট কৰি তুলিছে।

উনবিংশ শতাব্দীত ইউৰোপত কাৰ্লৰ্মাৰ্ক আৰু মেঞ্চ বেৰাৰৰ চিত্ৰাধাৰৰ মাজেদি সম্পদৰ অধিকাৰ ওপৰত ভিত্তি কৰি ইউৰোপত এক নতুন সামাজিক শ্রেণীবিন্যাস গঢ়ি তোলা হৈছিল। মাঝীয়তত্ত্ব মতে, সমাজ এখনত সম্পদৰ অধিকাৰ আৰু শ্ৰম বিভাজনৰ ভিত্তিতে সামাজিক শ্রেণীসমূহৰ সৃষ্টি হয়। ইউৰোপৰ ঔদোগিক জগতখনক সম্পদৰ অধিকাৰৰ ভিত্তি মাঝেই প্ৰথম শ্রেণী বিভাজন কৰিছিল। এই মৌলিক পাৰ্থক্যৰ জৰিয়তে তেওঁ প্ৰধানকৈ দুটা শ্রেণী চৰিত্ৰৰ সৃষ্টি কৰিছিল। মূলধন বা সম্পদৰ সৃষ্টিৰ লগত পোনপটীয়াকৈ জড়িত শ্ৰমিক শ্রেণী, মাৰ্ক্সৰ ভাষাত proliteriat আৰু উৎপাদন আৰু উৎপাদিত সম্পদক নিয়ন্ত্ৰণ কৰা পুঁজিপতি শ্রেণী বা capitalist বা bourgeoisie।

পৰৱৰ্তী সময়ত মাৰ্ক্সৰ শ্রেণীবিভাজনক আৰু অধিক ফলপ্ৰসূ ধৰণত প্ৰতিষ্ঠিত কৰে মাৰ্ক্স বেৰাৰে। মাৰ্ক্সৰ শ্রেণীবিভাজন আছিল সম্পত্তিৰ অধিকাৰ ভিত্তিত। মাৰ্ক্সৰ এনে শ্রেণীবিভাজনে কিছু অসুবিধাৰ সৃষ্টি কৰিছিল। এনে অসুবিধাৰ এটা প্ৰধান আছিল— সম্পদৰ অধিকাৰৰ ওপৰত ভিত্তি কৰি কৰা স্তৰবিভাজনৰ জৰিয়তে মধ্যবিত্ত শ্রেণীৰ প্ৰতিনিধিত্ব দেখুৱাৰ নোৱাৰি। আকো, ক্ষুদ্ৰ ব্যৱসায়ী বা স্ব-নিয়োজিত লোকসকলকো মাৰ্ক্সৰ দ্বাৰা বিভাজিত শ্রেণীত অন্তৰ্ভুক্ত কৰিবলৈ অসুবিধা। পৰৱৰ্তী সময়ত মাৰ্ক্সৰ অনুগামীসকলে মাৰ্ক্সৰ এই শ্ৰমিভাজনৰ অসুবিধা দূৰ কৰাৰ চেষ্টা চলাইছিল। এনে এজন ব্যক্তি হ'ল— আমেৰিকাৰ এৰিক অলিন বাইট। বাইটে পুঁজিপতি সমাজক তিনিটা ভাগত—

সমাজভাষাবিজ্ঞান ॥ ৩৫ ॥

পুঁজিপতি (capitalist), শ্রমিক (workers) আৰু শুধু স্বাধীন ব্যৱসায়ী (petty bourgeoisie) ৰূপত ভাগ কৰি দেখুৱাইছিল। কিন্তু এই বিভাজনক সমাজতাত্ত্বিকসকলে আদৰি নল'লে।

সময় আগবঢ়াৰ লগে লগে সমাজৰ এই শৰবিভাজন আৰু অধিক সৃষ্টি পৰিস্বৰত, অধিক বিজ্ঞানসম্বন্ধত রূপত দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ল। দেশৰ বেৰাৰ আছিল এইসকলৰ ভিতৰত উল্লেখযোগ্য এজন। বেৰাৰে বিশেষকৈ তিনিটা শ্ৰেণীৰ কথা উল্লেখ কৰিছিল আৰু এই তিনিটা শ্ৰেণী ক্ৰমে— সম্পদ (wealth), মৰ্যাদা (respect) আৰু ক্ষমতা (power)ৰ আধাৰত নিৰ্ণীত হয় বুলি উল্লেখ কৰিছিল। বেৰাৰে সামাজিক কাৰ্যৰ (social action) জৰিয়তেহে শ্ৰেণী চৰিত্ৰ সৃষ্টি হয় বুলি উল্লেখ কৰিছে।

সমাজ একোখনক যদি উল্লম্ব এডাল বেখাৰে ভাগ কৰোঁ আৰু এই বেখাডালৰ বিভিন্ন শৰত আমি বিভিন্ন সামাজিক শ্ৰেণী বা বিভিন্ন মৰ্যাদাসম্পদ দল বা শ্ৰেণীৰ লোকসকলক পাই। এই উল্লম্ব বেখাডালৰ একেবাৰে ওপৰত থাকিব উচ্চ শ্ৰেণীৰ লোকসকল, মাজত থাকিব মধ্যবিভাগ শ্ৰেণীৰ লোকসকল আৰু একেবাৰে তলত থাকিব নিম্ন শ্ৰেণীৰ লোকসকল। একাদিক্ৰমে তলৰ পৰা ওপৰলৈ ক্ৰমশ থাকিব অত্যধিক ক্ষমতা, অত্যধিক সম্পদ আৰু সেইদৰে মৰ্যাদাৰ দিশৰ পৰাও তলৰ পৰা ওপৰলৈ ক্ৰমে প্ৰভাৱশালী কৰ্পটো পৰিলক্ষিত হ'ব।



সামাজিক শ্ৰেণীবিভাজন সমাজতন্ত্র বা সমাজবিজ্ঞানৰ আলোচিত বিষয়বস্তুহে। সমাজভাষাবিজ্ঞানৰ লগত ইয়াৰ সম্পর্ক মাত্ৰ শ্ৰেণীবিভাজনৰ ফলত সৃষ্টি হোৱা ভাষা-ব্যৱহাৰৰ পাৰ্থক্যতহে। সমাজভাষাবিজ্ঞানীসকলে এনে সামাজিক শ্ৰেণীবিভাজনৰ ফলত হোৱা ভাষিক পৰিৱৰ্তনক নাম দিছে সামাজিক শ্ৰেণীগত উপভাষা (Social Class Dialect)।

পশ্চিমীয়া সমাজ ব্যৱহাৰত ব্যক্তিৰ সামাজিক মৰ্যাদা অনুসৰি বাক্-ব্যৱহাৰৰ পাৰ্থক্য পৰিলক্ষিত হয়। তলৰ বাক্-ব্যৱহাৰৰ উদাহৰণকেইটালৈ মন কৰিলে দেখা যাব speaker A-ওকে speaker B-ৰ ভাষা অধিক মৰ্যাদাসম্পদ।

**Speaker A**

I done it yesterday.

He ain't got it.

It was her what said it.

**Speaker B**

I did it yesterday.

He hasn't got it.

It was her that said it.

উপৰিউক্ত দুয়োগবাকী ব্যক্তিৰ বাক্যৰ গাঁথনিত ব্যাকৰণগত পাৰ্থক্য আছে আৰু এই ব্যাকৰণগত পাৰ্থক্যই ব্যক্তি দুজনৰ ভাষা-ব্যৱহাৰৰ পাৰ্থক্যক নিৰ্দেশ কৰিছে। সমাজ একোখনত অৱস্থান অনুসৰি শ্ৰেণীসমূহৰ শৰবদ্ধতা প্ৰকাশ হয় আৰু অৱস্থান অনুসৰি প্ৰত্যেক শ্ৰেণীৰে ভাষা-ব্যৱহাৰৰে ভিন্ন হয়। শ্ৰেণীভেদে ভাষা-ব্যৱহাৰৰ ভিন্নতা হ'ল— সামাজিক শ্ৰেণী উপভাষা। শিল়োগত সমাজবোৰক সামাজিক শ্ৰেণীব্যৱহাৰৰে ভাগ কৰিব পাৰি যদিও এনে শ্ৰেণীবিভাজন সদায় খুঁিৰ নহয়। এনে শ্ৰেণীবিভাজনো জটিল। কাৰণ, কোনো এজন ব্যক্তি এনে সামাজিক বা অৰ্থনৈতিক মানদণ্ডৰ মাপকাৰ্তিত উঠা-নামা কৰি থাকিব পাৰে। এনে অৱস্থাত ব্যক্তিৰ সামাজিক মানদণ্ডই তেওঁৰ চাল-চলন, ধৰণ-কৰণ, আচাৰ-আচৰণ আদিৰ পৰিৱৰ্তন কৰিব। আনকি, ব্যক্তিৰ ভাষা-ব্যৱহাৰতো পৰিৱৰ্তন পৰিলক্ষিত হয়। উইলিয়াম লেৱোৱেই প্ৰথম সামাজিক শৰ অনুযায়ী যে ভাষাৰ পৰিৱৰ্তন হয়, সেই কথা উল্লেখ কৰিছিল। এখন সমাজৰ বিভিন্ন সামাজিক গোটা বা ফৈদ অনুসৰি ভাষিক ভিন্নতা স্পষ্ট হয়। ই ভাষা একোটাৰ সৰ্বস্মৰণতে, যেনে— ক্ষনি, ব্যাকৰণ, অৰ্থ আৰু ব্যক্যৰ ক্ষেত্ৰে দেখা দিব পাৰে।

একোখন সমাজৰ শৰবিন্যাস নিৰ্ণয় কৰা যথেষ্ট কঠিন কাৰ্য। আনহাতে, গতিশীলতাৰ মাপ নিৰ্ণয়ৰ উপাদানসমূহ নিৰ্ণয় কৰাৰ সমস্যা। সমাজ একোখন

বিভিন্ন উপাদানের সমাহারত জটিল ক্ষণত একীভূত হৈ থাকে। কোনো নির্দিষ্ট একেটা উপাদানের আধাৰত শুৰুবিন্যাস কৰিলে সি অসম্পূর্ণ হৈ বোৱাৰ সম্ভাৰাই সৰহ। উদ্যোগপ্ৰধান ঠাইসমূহত আকৌ সামাজিক গতিশীলতা (social mobility) হিঁৰ নহয়। এই গতিশীলতা সাধাৰণতে দুই ধৰণৰ হয়। উৰ্ধমুখী গতিশীলতা (upward mobility) আৰু নিম্নমুখী গতিশীলতা (downward mobility)। অৱশ্যে, সাধাৰণতে উৰ্ধমুখী গতিশীলতাৰ প্ৰণতাই অধিক দেখা যায়। আকৌ, সমাজভেদে উপাদানসমূহো ভিন্ন হয়। সেয়ে সমাজ অনুযায়ী তাৰ গঠনৰ স্বৰূপ বুজি, সেই উপাদানসমূহৰ আধাৰতহৈ শুৰুবিন্যাসৰ প্ৰচেষ্টা কৰা উচিত।

উইলিয়াম লেৱোৱে তেখেতৰ বিখ্যাত গৱেষণামূলক গ্ৰন্থ *The Social Stratification of English in New York City*-ত পেছা, শিক্ষা, আৰু আয়— এই তিনিটা উপাদানক প্ৰধান আধাৰ হিচাপে লৈ কেতোৰ মাপকাঠি তৈয়াৰ কৰিছিল। শেষত এইসমূহ মাপকাঠিৰ সহায়ত তেওঁ মূল শুৰুবিন্যাস প্ৰস্তুত কৰিছিল। ভাৰতবৰ্যতো নগৰীকৰণ আৰু মুক্ত অথনীতিৰ দ্রুত সম্প্ৰসাৰণৰ ফলত পাশ্চাত্যৰ ঔদ্যোগিক সমাজখনত দেখা পোৱা সামাজিক শুৰুবিভাজন স্পষ্ট হৈ উঠিছে। কিন্তু, লেৱোৰ শুৰুবিন্যাস প্ৰণালীৰ লগত আমাৰ শুৰুবিন্যাস প্ৰণালী হৰে একে নহ'ব। সেয়েহে, তলত লেৱোৰ শুৰুবিন্যাস পদ্ধতিৰ আহিংত এখন তালিকা মুণ্ডত কৰি দেখুওৱা হ'ল—

### পেচা

- IV ব্যৱসায়ী, প্ৰবন্ধক আৰু উচ্চ পদস্থ আধিকাৰিক বৰ্গ  
(বেতনপ্ৰাপ্ত আৰু স্ব-নিয়োজিত)
- IV সহকাৰী আধিকাৰিক বৰ্গ, ক'ম্পেনী আদিৰ বিষয়াসকল
- III কেৰানী আৰু বিক্ৰেতা কৰ্মচাৰী (sales man)
- II শিল্পকাৰী আৰু ফ'বমেন, স্বনিয়োজিত চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী
- I চালক বা যন্ত্ৰচালকসকল, চাষাই কৰ্মী, শ্ৰমিক আৰু নিৱনুৱা

### শিক্ষাগত অৰ্হতা

- IV কলেজীয়া শিক্ষা সম্পূর্ণ বা তাতোকৈ অধিক
- III হাইস্কুলীয়া শিক্ষা সম্পূর্ণ
- II হাইস্কুলীয়া শিক্ষা

I প্ৰাথমিক শিক্ষা বা তাতোকৈ কয়/ নিৰঞ্জন

আয়

V শ্ৰমিক শ্ৰেণী

IV নিম্ন মধ্যবিও

III মধ্য মধ্যবিও

II উচ্চ মধ্যবিও

I উচ্চ শ্ৰেণী

লেৱোৱে সামাজিক-স্তৰ অনুযায়ী ভাষিক ভিন্নতাসমূহ পৰিমাপগত পদ্ধতিৰ জৰিয়তে দাঙি ধৰি তেওঁ বিশ্লেষণৰ প্ৰামাণিকতা প্ৰতিষ্ঠা কৰিছিল। লগতে সামাজিক কাৰকে যে ভাষাগত ভিন্নতাৰ সৃষ্টি কৰে, সেই কথাও দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিলে।

কোনো ভাষিক সম্প্ৰদায় একেটাৰ ভাষাক, এনে মানক (norms)সমূহৰ আধাৰত প্ৰামাণিক বৰ্গত পৰীক্ষা কৰি চাব পাৰি। প্ৰামাণিক সিদ্ধান্তই সমাজ একোখনত থকা ভাষিক বিভিন্নতাৰ প্ৰতিফলনক পৰিকল্পনাৰ কৰিব। লগতে, সমাজ একোখনত থকা ভাষিক বিভিন্নতাৰ বাবে দায়ী কাৰকসমূহকো স্পষ্ট কৰিব। নগৰাঞ্চলত তুলনামূলকভাৱে গাঁওঁ অঞ্চলতকৈ এনে পাৰ্থক্য স্পষ্ট ক্ষণত উঙ্গাসিত হ'ব। বেখাচিত্ৰৰ সহায়ত ইয়াক এনেধৰণে দেখুৱাৰ পাৰি—



ওপৰৰ চিত্ৰত আমি দেখা পাওঁ শ্ৰেণী প্ৰভেদে সৃষ্টি কৰা সামাজিক দূৰত্বৰ চিত্ৰ। এই সামাজিক দূৰত্ব বা শ্ৰেণীগত প্ৰভেদ যিমান স্পষ্ট হ'ব ভাষা-ব্যৱহাৰৰ ভিন্নতাও সিমানে স্পষ্ট হ'ব।

## শ্র সামাজিক জাতিগত উপভাষা

কেনো এক ভাষা সম্প্রদায়ের বিশেষ এক জাতিয়ে উত্তোধিকাৰী সুত্রে ব্যৱহাৰ কৰা উপভাষাই দৰাচলতে সামাজিক জাতিগত উপভাষা। ভাৰতবৰ্ষত জাতিভেদ বা বৰ্ণ-ব্যৱস্থাৰ জৰিয়তে সৃষ্টি হোৱা এনে সমূহৰ ভিতৰত উচ্চ মৰ্যাদা-প্ৰাপ্তি বুলি ব্ৰাহ্মণসকলক বিৱেচনা কৰা হয় আৰু একেবাৰে নিম্ন শ্ৰেণীৰ বুলি দলিতসকলক ধৰা হয়। একে ভাষা ব্যৱহাৰ কৰা ব্ৰাহ্মণ বা দলিত উভয়ৰেই ব্যক্তি-ব্যৱহাৰৰ পাৰ্থক্য লক্ষ্য কৰা যায়। দুয়োটা শ্ৰেণীৰে হয়তো বিশেষ ধৰণৰ শব্দ ব্যৱহাৰ বা বাক্-আচৰণ থাকিব পাৰে, যিয়ে তেওঁলোকৰ সামাজিক পশ্চাদপটক প্ৰতিফলিত কৰে। ভাষা-ব্যৱহাৰৰ এনে পাৰ্থক্যকে সামাজিক জাতিগত উপভাষা বুলি কোৱা হয়।

ভাৰতবৰ্ষত অতীজৰে পৰা বৰ্ণ-ব্যৱস্থাৰ প্ৰচলন আছিল আৰু বৰ্তমানেও আমাৰ সমাজ-ব্যৱস্থাত কম-বেছি পৰিমাণে চলি আছে। ৰাজীৰ বাৰ্মাই /*Faith & Philosophy of Hinduism* প্ৰস্তুত বৰ্ণ-ব্যৱস্থাই কেনেদৰে সামাজিক বিভেদৰ সৃষ্টি কৰিছিল সেয়া বৰ্ণনা কৰিছে এনেদৰে—

'As per the Manu Dharma, the Hindu religious code of conduct, divides human persons into four Varnas (Varna means colour, the caste). Over the generations, the origins were forgotten and the system became the stratification of a single society. People are born into the caste of their parents. There is no mobility across caste lines during one's lifetime. Each Varna is divided into a number of sub-caste, each of which is called a jati. Just as the varna provide a social hierarchy in society at large, the various jatis provide a social hierarchy within a Varna.

This system of varnas and jatis serves two significant functions. First, it assigns occupations..... Second, the system separates the members of the various the Varna and jatis by a complex system of purity and impurity. The higher a Varna or jati in the system, the higher a level of

purity they must maintain. The lower, the more likely they are to transmit impurity. These purity restrictions seem most frequently in four areas: marriage, drink, food, and touch.' (Verma, 2009:242)

প্ৰথমাৰস্থাত, কৰ্মৰ ওপৰত ভিত্তি কৰিবে বৰ্ণবাদ নিৰ্ণয় হৈছিল যদিও এই ব্যৱস্থা দীঘদিন নিটিকিল। মহাভাৰতৰ কাহিনীৰ পৰা অনুমান কৰা কঠিন নহয় যে মহাভাৰত বচনা হোৱাৰ পূৰ্বতেই এই ব্যৱস্থাৰ বিলুপ্তি ঘটিছিল আৰু উত্তোধিকাৰী সুত্রেহে বৰ্ণৰ নিৰ্ণয় হৈছিল। প্ৰতিটো বৰ্ণৰ কৰ্ম নিৰ্ণয় কৰি দিয়া হৈছিল। অৱশ্যে, প্ৰথম অৱস্থাত ব্ৰাহ্মণসকলৰ সামাজিক মৰ্যাদা আছিল উচ্চ স্থানত আছিল। এই বৰ্ণব্যৱস্থাত ব্ৰাহ্মণসকলৰ সামাজিক মৰ্যাদা আছিল উচ্চ স্থানত আৰু শুদ্ধসকলৰ স্থান আছিল একেবাৰে নিম্নত। পৰৱৰ্তী সময়ত এই বৰ্ণ ব্যৱস্থা ইমান কঠোৰ হৈ পৰিছিল যে সমাজৰ নিম্ন শ্ৰেণীটোক অৰ্থাৎ শুদ্ধসকলক মূল সূতিৰ পৰা আঁতৰাই বৰ্খা হৈছিল। ভাৰতীয় সমাজ-ব্যৱস্থাত অস্পৃশ্য এ অৱহেলিত হৈ থকা বাবে বা সংকুচিত সমাজ-ব্যৱস্থাৰ অংশীদাৰ হৈ ৰোৱা বাবে, সমাজৰ তথাকথিত নিম্নস্তৰত স্থাপিত লোকসকলৰ ভাষা-ব্যৱহাৰতো সুকীয়া ৰূপ লক্ষ্য কৰা যায়। বৰ্ণবাদে সমাজৰ তথাকথিত নিম্ন শ্ৰেণীটোক মূল সূতিৰ পৰা আঁতৰত বৰ্খাৰ ফলাফলতেই অৰ্থাৎ, সামাজিক দূৰ্ভূত বাবেই সামাজিক জাতিগত উপভাষাৰ সৃষ্টি।

বৰ্ণ বা জাতিভেদ ব্যৱস্থাৰে ভাৰতীয় সমাজ একোখনত ব্যক্তিৰ সামাজিক মৰ্যাদা তেওঁৰ বৃত্তিয়েও নিৰ্ণয় কৰে। অৱশ্যে, সময়ৰ লগে লগে সামাজিক মনোবৃত্তিৰ পৰিৱৰ্তনো ঘটিছে। ভাৰতবৰ্ষত উত্তোধিকাৰী সুত্রে প্ৰাপ্ত তথাকথিত নিম্নশ্ৰেণীৰ লোকৰ বৃত্তিয়ে এতিয়াও সামাজিক মৰ্যাদা অহৰণ কৰিব পৰা নাই। মুচী, মাছ ধৰা বা মাছৰ ব্যৱসায় কৰা লোক, নাপিত, চাফাই কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ কৰ্ম (হৰিজন), জয়াদাৰ আদি লোকসকলৰ কৰ্মক এতিয়াও নিম্ন পৰ্যায়ৰ কৰ্ম বুলি বিৱেচনা কৰা হয়। এনে কৰ্মক জীৱিকা হিচাপে লোৱা লোকসকলকো তথাকথিত সমাজ-ব্যৱস্থাত নিম্ন পৰ্যায়ৰ বুলি গণ্য কৰা হয় আৰু সেইবাবেই অৱহেলিত বা অস্পৃশ্য হিচাপে থাকিব লগা হয়।

দক্ষিণ ভাৰতত বিশেষকৈ ব্ৰাহ্মণ-অব্ৰাহ্মণসকলৰ ভাষা-ব্যৱহাৰৰ মাজত পাৰ্থক্য লক্ষ্য কৰা যায়। তামিল ভাষাত 'পানী' বুজাৰলৈ ব্ৰাহ্মণসকলে 'জলম'

বা 'তীর্থ' শব্দ ব্যবহার করে। বিপরীতে, অগ্রাঞ্চানসকলে 'তানি' শব্দের ব্যবহার করে। কানাড়া ভাষাতো গ্রাম্য-অগ্রাঞ্চানের ভাষার মাজত পার্থক্য দেখা পোরা যায়। আন এটা কথা গুরুত্বপূর্ণ কথা হ'ল— গ্রাঞ্চানসকলে ব্যবহার করা শব্দধৃপ অগ্রাঞ্চানসকলে ব্যবহার নকরে। সেইদ্বয়ে, অগ্রাঞ্চানসকলে ব্যবহার করা শব্দধৃপো গ্রাঞ্চানসকলে ব্যবহার নকরে।

সমাজের তথাকথিত নিম্ন শ্রেণীর লোক বুলি বিশেষিত লোকসকলের সামাজিক জীবনলৈ দৃষ্টিপাত করিলে আমি দেখিম যে এই লোকসকলের অধিক সংখ্যক লোক অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল। পুৰণিকলীয়া বীতি-নীতিৰ ধাৰা পৰিচালিত তেওঁলোকৰ জীৱন আৰু সামাজিকভাৱে তথাকথিত উচ্চ শ্রেণীৰ লোকৰ ধাৰা অৰুদ্ধমিত।

ভাৰতবৰ্ষৰ অন্যান্য বাজ্যৰ তুলনাত অসমৰ জাতিভেদ প্ৰথাৰ বেৰখন শিখিল। সেয়ে ভাষাগত পার্থক্যও খুব স্পষ্ট নহয়। তথাপি, কেতোৰে পার্থক্য পঞ্চা কৰা যায়। অসমৰ কৈৱৰ্ত লোকসকলে কথাই এই প্ৰসঙ্গত ক'ব পাৰি। অসমত কৈৱৰ্ত লোকসকল পৰম্পৰাগতভাৱে মৎস্য ধৰা আৰু বিহুী কৰা হৃতিৰ লগত জড়িত। কৈৱৰ্তলোকসকলক তথাকথিত সমাজ-ব্যৱস্থাত নিম্ন পৰ্যায়ৰ লোক বুলি গণ্য কৰা হয়। এই কৈৱৰ্ত লোকসকলৰ ভাষাত কেতোৰে বিশেষত দেখা যায়। কৈৱৰ্তসকলৰ ভাষাত সততে দেখা পোৱা এটা বৈশিষ্ট্য হ'ল—

মান্য অসমীয়াৰ অধোৱ পশ্চতালব্য মথপ্রাণ ধৰনি 'খ'-ৰ উচ্চাবণ কৈৱৰ্তসকলৰ ভাষাত পোৱা নাথায়। 'খ' ধৰনি অধোৱ পশ্চতালব্য ধৃষ্ট বা উচ্চ ধৰনি 'স' ধৰনিৰে উচ্চাবণ কৰা হয়। যেনে—

মুস	সুখ
গাথীৰ	গাসীৰ
নিমস	নিমখ
সাওঁ	খাওঁ;
দসিন	দক্ষিণ
দুস	দুখ; ইত্যাদি।

বিপৰীতে, শিৱসাগৰ অঞ্চলৰ আহোমসকলৰ ভাষাত 'স' ধৰনি 'হ'-ৰে উচ্চাবণ কৰা হয়। যেনে—

শিৱসাগৰ  
শাক.

হিন্দুগৰ  
হাঙ, ইত্যাদি।

### জ্ঞ সামাজিক শ্ৰেণীগত উপভাষা আৰু সামাজিক জাতিগত উপভাষাৰ মাজৰ পার্থক্য

সামাজিক জাতিগত উপভাষা আৰু সামাজিক শ্ৰেণীগত উপভাষাৰ মাজত মৌলিক পার্থক্য এটা বিদ্যমান। সামাজিক জাতিগত উপভাষা বিহেতু গৃহ লৈ উঠে বৰ্গ বা জাতি বিভাজনক ভিত্তি কৰি, সেয়েহে ব্যক্তি একোজন জন্মগতভাৱে সেই ভাষিক পৰম্পৰাব অংশীদাৰ হৈ পৰে। ই স্থিৰ। কাৰণ, বৰ্গৰ বা জাতিৰ ধাৰণাটো জন্মসূত্ৰে স্থিৰ হৈ থাকে। ইয়াৰ বিপৰীতে, সামাজিক শ্ৰেণীৰ ধাৰণাটো চলমান বৰ্পত থাকিব পাৰে। কাৰণ, ব্যক্তি একোজন অৰ্থনৈতিকভাৱে সদায় একে শুৰুত নাথাকিবও পাৰে। অৰ্থাৎ, তেওঁ এটা শুৰুৰ পৰা আন এটা শুৰুলৈ গতি কৰি থাকিব পাৰে। কিঞ্চ, কেৱল অৰ্থনৈতিক সাফল্যাতো ব্যক্তিৰ সামাজিক মৰ্যাদা নিৰ্ভৰ কৰে। বৃত্তিগত মৰ্যাদাই অৰ্থনৈতিক স্বচ্ছতা আনি দিলেও কিঞ্চ সামাজিক মৰ্যাদাৰ উৱেষণ নহ'ব পাৰে। কাৰণ, সামাজিকভাৱেই এনে কাৰ্যবোৰক নিম্ন শ্ৰেণীৰ কাৰ্য বুলি গণ্য কৰা হয়। সেয়ে, এনে কাৰ্যৰ লগত জড়িত লোকসকলকো নিম্ন শ্ৰেণীৰ বুলি সামাজিকভাৱে চিহ্নিত কৰা হয়। ১৬

## ভাষা আৰু লিঙ্গভেদ

ইংৰাজী sex আৰু gender শব্দৰ অৰ্থ মুকীয়া মুকীয়া। ইংৰাজী sex শব্দটোৱে জৈৱিকভাৱে থকা পার্থক্যক বুজায়। অসমীয়া ভাষাত sex-ৰ সমাৰ্থক শব্দ লিঙ্গ। বিপৰীতে gender শব্দটোৱে সামাজিকভাৱে জৈৱিক পার্থক্যৰ ওপৰত আৰোপ কৰা পার্থক্যক বুজায়। অসমীয়া ভাষাত gender শব্দৰ অৰ্থ বুজাবলৈ স্পষ্ট পৰিভাষাৰ অভাৱ। সেয়ে ইয়াত gender শব্দটোৱেই ব্যৱহাৰ কৰা হৈছে।

পুৰুষ আৰু স্ত্রীৰ সামাজিক সম্পর্ক আৰু কাৰ্যাবলী নিৰ্ণয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মনোবৈজ্ঞানিক লিঙ্গগত ধাৰণাই। এই লিঙ্গগত ধাৰণাটো আহে দৈহিক পার্থক্যৰ জৰিয়তে। সমাজ-মনোবৈজ্ঞানিক ধাৰণাৰ লগত অৱশ্যে ইয়াৰ সম্পর্ক ভেনেই নগণ্য। পুৰুষ আৰু মহিলাৰ পার্থক্যৰ মূলতে ই'ল— যৌন অঙ্গসমূহ, বিশেষকৈ মহিলাৰ ডিষ্ট্রিচৰ (ovaries) আৰু পুৰুষৰ শুক্ৰ সৃষ্টিৰ প্ৰতি (testes)। এই পার্থক্য প্ৰজননৰ লগত সম্পৰ্কিত। ইয়াৰ বাহিৰেও আৰু বহুতো পার্থক্য আহে যিবোৰ পোনপটীয়াকৈ প্ৰজননৰ লগত জড়িত নহয়। দৈহিক ক্ষেত্ৰত পুৰুষ মহিলাতকৈ অধিক শক্তিশালী বুলি ধৰি শোৱা হয়। এই দৈহিক শক্তিৰ ধাৰণাটোৱেই মনোবৈজ্ঞানিক ৰূপত সমাজত পুৰুষৰ আধিপত্য প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।

বিজ্ঞানিসকলে পুৰুষ আৰু মহিলাৰ মাজত আন কেতবোৰ পার্থক্যও লক্ষ্য কৰিছে। যেনে— মহিলাতকৈ পুৰুষৰ গলকোথ (larynx) ডাঙৰ আৰু কঢ়নলীৰ তলত অৱস্থিত। সেইদৰে পুৰুষৰ স্বৰতন্ত্ৰী (vocal cords) মহিলাৰ সমাজভাষাবিজ্ঞান ॥ ৪৪ ॥

স্বৰতন্ত্ৰীতকৈ ডাঙৰ আৰু পাতল। স্বৰতন্ত্ৰীৰ এই পার্থক্যৰ কাৰণতে প্রাপ্তব্যক পুৰুষ আৰু মহিলাৰ সুৰ (pitch) আৰু কঠোৰ (timbre) সুকীয়া। পুৰুষৰ ডিঙিৰ সন্মুখৰ ফালে ওলাই থকা ধটিকা বা Adam's apple মহিলাৰ ক্ষেত্ৰত দেখা নাযায়।

সমাজভেদে পুৰুষ-নাৰীৰ অৱস্থান শিন্ন-শিন্ন। ল'বা এজনে কিয় বেমহৰ্মত কাৰ্যৰ লগত জড়িত খেল ভাল পায় বা বন্দুক চলাই ভাল পায়। আনহাতে, ছোৱালী এজনীয়ে কিয় পুতলা বা তেনে জাতীয় খেল খেলি ভাল পায়— এনে প্ৰশ্নৰ উত্তৰ সমাজবিজ্ঞানীসকলে জানিবৰ সদায় চেষ্টা কৰি আহিছে। আনকি, সমাজবিজ্ঞানীসকলে ল'বা-ছোৱালীয়ে খেলা খেলবোৰৰ বিশ্লেষণ কৰি দেখিছে, ল'বাৰ্বোৰ খেলসমূহ (৩)—

- ক) সমূহীয়া বা দলবন্ধী;
- খ) এজন দলনেতা থাকে;
- গ) ভাব বিনিময়, আদেশসূচক বা কৌতুকপূৰ্ণ ঝাচৰণ খেলসমূহৰ লগত জড়িত;
- ঘ) সাধাৰণতে জয়-পৰাজয় থাকে;
- ঙ) কোশল, দক্ষতা আদিৰ দাবী কৰে।

ইয়াৰ বিপৰীতে ছোৱালীৰ খেলসমূহত দেখা যায়—

- ক) সৰু সমূহ বা দুজনীয়া;
- খ) দলসমূহৰ ভিতৰত সাধাৰণতে অনুৰোধতা থাকে;
- গ) বন্ধু-বাধাৰৰ সম্বন্ধবোৰ মৰ্যাদানুসৰি নহয়, বৰং ইজনে সিজনৰ প্ৰতি দেখুওৱা আপেক্ষিকভাৱে ঘনিষ্ঠ সম্পৰ্কৰ ভিন্নিতহে হয়।
- ঘ) তেওঁলোকৰ বেছিভাগ খেলত বা কাৰ্যক্রমগুলীত জয়-পৰাজয়ৰ কথা নাথাকে।
- ঙ) ছোৱালীবোৰ সামাজিক জীৱনৰ লগত অনুৰোধতা বেছি।
- চ) ছোৱালীয়ে সাধাৰণতেই মৰ্যাদাৰ দিশটোক উপেক্ষা কৰে, কিন্তু আনৰ আকৰ্ষণ বিচাৰে।

ল'বা-ছোরালীৰ খেলৰ ধৰণ পৃথক হোৱাৰ কাৰণ জৈৱিক নে সামাজিক-সাংস্কৃতিক? বিজ্ঞানীসকলে দেখুৱাইছে, পুৰুষ আৰু নাৰীৰ মগজুৰ কাৰ্য-সংগঠনৰ ধৰণে সুকীয়া। শাৰীৰিক অৱয়বৰ ফালৰ পৰাও পুৰুষ-নাৰীৰ পাৰ্থক্য আছে।

জৈৱিক পাৰ্থক্য জন্মগত। এই জৈৱিক পাৰ্থক্য কেৱল দৈহিক ক্ষেত্ৰতে সীমাবদ্ধ নহয়। বিজ্ঞানীসকলে প্ৰমাণ কৰি দেখুৱাইছে যে পুৰুষ আৰু নাৰীৰ মগজুৰ গঠনশৈলীও বেলেগ। পেনছিলভিনিয়া বিশ্ববিদ্যালয়ৰ এদল গৱেষকে মহিলাৰ মাজত যুক্তি আৰু সূম্বদ্বষ্টিৰ আৰু পুৰুষৰ মাজত ধাৰণা আৰু কাৰ্যৰ মাজত শক্তিশালী সংযোগ থকা লক্ষ্য কৰিছিল। ১৩ৰ পৰা ১৭ বছৰ বয়সৰ ৯৪৯ টা ল'বা-ছোরালীৰ মাজত কৰা brain mapping-ৰ অধ্যয়নটোৱে দেখুৱাইছে—

'the young men had stronger connections within cerebral hemispheres while the young women had stronger connections between hemispheres.' (Proceedings of the National Academy of Sciences)


মগজুৰ প্ৰত্যেক অংশৰে কাৰ্য-সংগঠন সুকীয়া সুকীয়া—

'..the back of the brain handles perception and the front of the brain handles action; the left hemisphere of the brain is the seat of logical thinking, while the right side of the brain begets intuitive thinking. The findings lend support to the view that males may excel at motor skills, while women may be better at integrating analysis and intuitive thinking.'

(Proceedings of the National Academy of Sciences)

অৱশ্যে, গৱেষণাটোত এই কথাও কোৱা হৈছে—

'These differences got smaller with age, with older females showing more widely distributed connections throughout the brain rather than just in the frontal lobe.'



NATIONAL ACADEMY OF SCIENCES

কিন্তু, সমাজবিজ্ঞানীসকলে মূলতঃ সামাজিক-সাংস্কৃতিক পৰিৱেশকহে প্ৰধানকৈ লিঙ্গবৈষম্যৰ কাৰণে জগৰীয়া কৰে। নাৰীবাদী আলোচকসকলৰ মতে, জৈৱিক পাৰ্থক্যই মাথোঁ পুৰুষ-নাৰীৰ দৈহিক (sex) পাৰ্থক্যহে বহুল কৰে। সামাজিক-সাংস্কৃতিক পৰিৱেশেহে জৈৱিক পাৰ্থক্যৰ ভিত্তিত শিশুক মানসিকভাৱে প্ৰস্তুত কৰে। এনে মানসিক পাৰ্থক্যৰ কাৰণতে ভাষা-ব্যৱহাৰতো ভিন্নতা লক্ষ্য কৰা যায়। দেৱৰা টানেনে (Deborah Tanen) কৈছে— 'মহিলাৰ ভাষা হৈছে সাংস্কৃতিক প্ৰভাৱৰ ফল।' টানেনৰ মতে, মহিলাৰ ভাষাত সম্পৰ্ক আৰু আৰ্দ্ধীয়তা প্ৰকাশ পায়। বিপৰীতে, পুৰুষৰ ভাষাত প্ৰকাশ পায় মৰ্যাদা আৰু স্বতন্ত্ৰতা।

ল'রা-ছোলীৰ মাজত থকা মানসিক পার্থক্যৰ বাবে সমাজবিজ্ঞানিসকলে এ নাৰীবাদী আলোচকসকলে সামাজিক কাৰণকহে জগবীয়া কৰে। হিমন দ্যা ক'ভাবে (Simone de Beauvoir) কৈছিল 'নাৰীৰ জন্ম নহয়, সমাজে নাৰীক প্ৰস্তুত কৰে' ('One is not born, but rather becomes, a woman'- *The Second Sex*, 1949)। আমাৰ সমাজখনলৈ চালেই আমি দেখো— ল'রা শিশু এজনক সামাজিকভাৱে 'পুৰুষ' হ'বলৈ শিকোৱা হয়। আনহাতে, ছোলী শিশু এজনীকো সেইদৰে 'নাৰী' হ'বলৈ শিকোৱা হয়। 'ছোলীয়ে অমুকটো নকৰে, ছোলীয়ে তমুকটো নকৰে' ইত্যাদি কথা ছোলীৰ ক্ষেত্ৰত সততে ব্যৱহাৰ কৰা হয়। পুৰুষৰ দৰে আচৰণ কৰিলেও ছোলীক সেয়ে 'ডাংকাটি' বা 'বৰ মতা' ইত্যাদি কথাৰে সামাজিকভাৱে বিদ্রূপ কৰা হয়। আনহাতে, ল'রাৰ ক্ষেত্ৰত 'ছোলী নেকি?' বা 'মাইকী নেকি?' ইত্যাদি কথাৰ জবিয়তে ল'ৰাক বা পুৰুষক বিদ্রূপ কৰা হয়। অৰ্থাৎ পুৰুষে 'পুৰুষালি' প্ৰকাশ কৰাটো বিচাৰে। এনেধৰণৰ বিদ্রূপত স্পষ্টভাৱে ফুটি উঠে লিঙ্গ বৈষম্য।

পুৰুষ-নাৰীৰ মাজৰ শ্ৰম বিভাজন আৰু পুৰুষ-নাৰীৰ শ্ৰমৰ বৈধম্যমূলক মূল্যায়নেই পিতৃতাৰ্থিক ব্যৱহাৰ মূল। প্ৰজনন আৰু শিশুৰ প্ৰতিপালনৰ লগত জড়িত বাবে মহিলাৰ কৰ্মক্ষেত্ৰ হ'ল ঘৰখন। পুৰুষ কৃষিকৰ্মৰ লগত জড়িত; আৰু পিছলৈ ক্ৰমে বাণিজ্য, ধৰ্ম, সভ্যতা, বাস্তুগঠন আদি বিভিন্ন আনুষঙ্গিক কাৰ্যতো জড়িত হৈ পৰিল। উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পুৰুষে সমাজত নিজৰ আধিপত্য স্থাপন কৰিলে। বিপৰীতে, উৎপাদন প্ৰক্ৰিয়া আৰু সামাজিক প্ৰগতি নাৰীক ক্ৰমে ক্ৰমে পুৰুষৰ দ্বাৰা অৱদমিত হ'বলৈ বাধ্য কৰালৈ। প্ৰাচীন ভাৰতীয় সাহিত্য অধ্যয়নৰ যোগেদি প্ৰাচীন কালৰ ভাৰতীয় মহিলাৰ সামাজিক অৱস্থানৰ বিষয়ে জানিব পাৰি। ভাৰতীয় সমাজত নাৰী আৰু পুৰুষে সুকীয়া ভূমিকা পালন কৰিবলগীয়া হৈছিল। সেয়ে, নাৰী আৰু পুৰুষৰ আচৰণে আছিল সুকীয়া। ভাৰতীয় নাৰী অধিক নশ, অধিক শালীন। ভাৰ্যা-ব্যৱহাৰতো সাধাৰণতে লক্ষ্য কৰা যায়, পুৰুষতকৈ নাৰীৰ ভাষা অধিক সাধু, বা মান্য (standard)। এইটোৱে এই সত্যকো প্ৰতিষ্ঠিত কৰে যে মহিলাৰ জৰিয়তে সমাজে পুৰুষতকৈ অধিক সামাজিক বীতিনীতি, সাংস্কৃতিক দায়িত্ব পালন কৰাটো কামনা কৰে।

প্ৰাচীন কালৰে পৰা দৈহিক ক্ষেত্ৰত পুৰুষক সবল আৰু নাৰীক দুৰ্বল সমাজভাৰাবিজ্ঞান।। ৪৮।।

(পুৰুষৰ তুলনাত) বুলি ভৰা হৈছিল। শাৰীৰিক গঠনৰ বাবেই পুৰুষ উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পৰিছিল আৰু আনহাতে মহিলা ঘৰৰ চাৰিবেৰেৰ মাজত আবদ্ধ হৈ বৈছিল। সত্ত্বান জন্ম দিয়া, প্ৰতিপালন কৰা, ঘৰখন পৰিচালনা কৰাৰ দায়িত্ব পৰিছিল মহিলাৰ ওপৰত। তদুপৰি সমাজ-সংগঠকসকলে মহিলাৰ ওপৰত এনে কেতৰোৰ আচৰণ নিৰ্ধাৰণ কৰি দিলে, যিবোৰে মহিলাক অধিক সংকুচিত কৰি ৰাখিলে। এই পৰম্পৰাৰ পৰা আঁতৰিক খোজাসকলক সমাজৰ পৰা আঁতৰিক ব্যৱহাৰ ব্যৱস্থাও কৰা হৈছিল। পুৰুষৰ ক্ষেত্ৰতে অৱশ্যে এই ব্যৱস্থা আছিল। আমাৰ বেজবৰুৱাৰ সাধুত থকা শাখিনা-শাখিনীয়েই এনে সমাজ-ব্যৱস্থাক প্ৰকাশ কৰিছে। কিন্তু, মহিলাৰ ক্ষেত্ৰত সমাজ পুৰুষৰ তুলনাত অধিক কঠোৰ আছিল।

বৰীন লেকফে প্ৰসঙ্গে উল্লেখ কৰিছে যে, শিশু (ল'ৰাই হওক বা ছোলীয়ে হওক) একোটাই কিন্তু 'নাৰীৰ ভাষা'ই প্ৰথম ক'বলৈ শিকে মাক'ৰ ভাষাৰ জৰিয়তে। এই প্ৰক্ৰিয়া জন্মৰ পাঁচ বছৰমানলৈকে থাকে। তাৰ পাছত ল'ৰা ছোলীৰ ভাষা ক্ৰমাণ্ব বেলেগ হ'বলৈ আৰম্ভ কৰে। ভাঙ্গে হোৱাৰ পাছত এনে এটা অৱস্থা পায়গৈ য'ত ল'ৰাৰ ভাষা কৰ্কশ (rough) হ'বলৈ ধৰে। এনেদৰে প্ৰায় দহ বছৰমানৰ পাছতে পৰা সমবয়সৰ ল'ৰা-ছোলীৰ ভাষাত পাথৰ্কাৰ অৱস্থিতি লক্ষ্য কৰা যায়। লেকফৰ মতে, ল'ৰাই বাক্-ব্যৱহাৰৰ মূল কৰ্পটো হেৰুৱাই নতুন বাক্ কৰে এটা গ্ৰহণ কৰে, কিন্তু ছোলীয়ে মূল কৰ্পটোকে ধৰি থাকে।

লেকফে উল্লেখ কৰা এই কথাষাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। শিশু একোটাই তাৰ বা তাইৰ জন্মৰ পৰা কৈশোৱলৈ বিকাশৰ সময়ছোৱাত তাৰ বা তাইৰ দৈহিক পাথৰ্ক্যটোৰ লগে লগে থকা সামাজিক পাথৰ্ক্যটোও বুজি উঠে। ল'ৰাৰ ভাষা কৰ্কশ হ'বলৈ আৰম্ভ কৰা মানেই তথাকথিত 'পুৰুষসূলভ' প্ৰক্ৰিয়াটোত অভ্যন্ত হৈ পৰাৰ লক্ষণ প্ৰকাশিত হৈ উঠে।

সমাজভাৰাবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় হ'ল— লিঙ্গভেদে ভাৰ্যা-ব্যৱহাৰৰ পাথৰ্ক্য। অৰ্থাৎ, পুৰুষ আৰু নাৰীৰ ভাৰ্যা-ব্যৱহাৰৰ পাথৰ্ক্য। স্বাভাৱিকতে প্ৰশ্ৰ উদয় হ'ব— সমাজ এখনত নাৰী আৰু পুৰুষৰ ভাৰ্যা-ব্যৱহাৰৰ পাথৰ্ক্য আছেনে? যদি আছে, এই ভাৰ্যা-ব্যৱহাৰৰ পাথৰ্ক্যৰ কাৰণ কি? সমাজভাৰাবিজ্ঞানিসকলে সমাজ এখনত ব্যৱহৃত ভাৰ্যাৰ যিদৰে সমাজতত্ত্বৰ সমাজভাৰাবিজ্ঞান।। ৪৯।।

সুএসমুহৰ আধাৰত পৰ্যবেক্ষণ কৰে, ঠিক তেনেদৰে পুৰুষ আৰু নাৰীৰ ভাষাৰ ব্যৱহাৰৰ পাৰ্থক্যও অৰ্থাৎ লিঙ্গানুসৰি আলোচনা কৰে। বাংলায় মেয়েদেৱৰ ভাষাৰ নামৰ গ্ৰন্থত শৰ্মিলা বসু দৃঢ়ই এই প্ৰসঙ্গত কৈছে—

‘..সমাজে মেয়েদেৱৰ স্বতন্ত্ৰ অবস্থান এবং ভূমিকা একটি স্বতন্ত্ৰ জগৎ তৈৰি কৰেছে। নাৰীৰ এমন কিছু কিছু নিজস্ব ভাবনা, জিঞ্চাসা বা সমস্যা আছে যা সমাজে নাৰীৰ ভূমিকাকে পুৱৰ্বেৱ থেকে বিছিন এবং স্বতন্ত্ৰ কৰে নিয়ে আসে, যাৰে প্ৰতিক্ৰিয়া আমৰা দেখতে পাই নাৰীৰ ভাষায়।’ (পৃ.১)

পুৰুষ-মহিলাৰ ভাষা-ব্যৱহাৰৰ পাৰ্থক্য সমাজ অনুযায়ী বেলেগ বেলেগ হয়। ক'বাত হয়তো বাক্-ব্যৱহাৰৰ পাৰ্থক্য নিচেই কম, সুস্কৃতাবৰে পৰ্যবেক্ষণ নকৰিলে ধৰিব নোৱাৰি; আৰু ক'বাত হয়তো ভাষা-ব্যৱহাৰৰ পাৰ্থক্য স্পষ্ট। ভাষা-ব্যৱহাৰত সামাজিক দূৰত্বই সাধাৰণতে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। সামাজিক জাতিগত উপভাষা, নৃগোষ্ঠীয় উপভাষা আৰু সামাজিক শ্ৰেণীগত উপভাষা (social class dialect) আদিৰ কাৰণ সামাজিক দূৰত্ব (social distance)। কিষ্ট, লিঙ্গভেদে ভাষা-ব্যৱহাৰৰ পাৰ্থক্যৰ কাৰণ সামাজিক পাৰ্থক্যহে (social difference)। (*Sociolinguistics: An Introduction*: Peter Trudgill, P-95)।

ভাষা হৈছে সামাজিক মূল্য-বহনকাৰী এক প্ৰক্ৰিয়া, য'ত জটিল উমৈহতীয়া কিছুমান বৰ্ণৰ মাজেদি প্ৰতিবিহিত হয় সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ধৰণানুযায়ী সমাজ এখনৰ ভিতৰত নিকলিপি হোৱা সৰ্বক্ষ। উদাহৰণস্বৰূপে, পুৰুষপ্ৰধান সমাজ এখনৰ কথালৈ আঞ্চলিয়াৰ পাৰি, য'ত নাৰী আৰু পুৰুষৰ ভাষা-ব্যৱহাৰে সম্প্ৰদায়টোৱ সামাজিক গঠন দাঙি ধৰে। সমাজ আৰু ইয়াৰ মূল্যবোধসমূহৰ পৰা ভাষাক নিলগাই বাখিব নোৱাৰি। লিঙ্গভেদে ভাষা-ব্যৱহাৰৰ প্ৰেতত পৰিলক্ষিত হোৱা সামান্য পাৰ্থক্য বা অৱহেলা বা উপহাসসমূহে সমাজত নাৰী আৰু পুৰুষ সময়ৰ্যাদাৰ নে অসময়ৰ্যাদাৰ এইটো নিৰ্ণয় কৰাত সহায় কৰে।

অট' জেছপাৰছনে *Language: Its Nature Development and Origin* নামৰ গ্ৰন্থৰ The Woman শীৰ্ষক অধ্যায়ৰ জৰিয়তে নাৰী-পুৰুষৰ ভাষাৰ মাজত থকা পাৰ্থক্যৰ কথা প্ৰথম উল্লেখ কৰে। তেওঁ কৈছে—  
সমাজভাষাবিজ্ঞান।। ৫০।।

‘There are tribes in which men and women are said to speak totally different languages, or at any rate distinct dialects. ....The first to mention their distinct sex dialects was the Dominican Breton, who, in his Dictionnaire Caraibe-franqais (1664), says that the Caribbean cheif had exterminated all the natives except the women, who had retained part of their ancient language.’

সপ্তদশ শতিকাৰ মাজৰ সময়ছোৱাতকেৰিবিয়ান দ্বীপপুঞ্জত দীৰ্ঘ সময় পাৰ কৰা Rochefort-ৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কৈছিল—

‘.....the men have a great many expressions peculiar to them, which the women have words and phrases which the men never use, or they would be laughed to scorn.’

ইয়াৰ পাছত ৰবীন লেকফে ১৯৭৫ চনত *Language and woman's Place* শীৰ্ষক প্ৰস্তুত কৰা আলোচনাই সমাজতাত্ত্বিক তথা সমাজভাষাবিজ্ঞানীসকলৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত লেকফে আগবঢ়োৱা ধাৰণাসমূহৰ তাত্ত্বিক আৰু প্ৰায়োগিক ব্যাখ্যা হৈ পৰিচলিত আলোচনাৰ বিষয়। লেকফৰ মতে,

‘নাৰী আৰু পুৰুষৰ ভাষা-ব্যৱহাৰৰ পাৰ্থক্য আছে আৰু ইয়ে সামাজিকভাৱে নাৰী যে অৱদমিত সেয়া প্ৰতিফলিত কৰে।’

‘..women have a different way of speaking and produces a sub-ordinate position in society.’

ইয়াৰ কাৰণো লেকফে স্পষ্টভাৱে উল্লেখ কৰি কৈছিল— নাৰীৰ ভাষাৰ বৈশিষ্ট্যৰ মূলতে হ'ল— তেওঁলোকক যিদৰে শিকোৱা হয়; আৰু সাধাৰণ ভাষা ব্যৱহাৰ, যি তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰা থাকে।

‘..women experience linguistic discrimination in two ways: in the way they are taught, and in the way general language use treats them.’ (পৃ.৩৯)

সমাজভাষাবিজ্ঞান।। ৫১।।

লেকফৰ মতে নাৰীৰ ভাষা—

'..is rife with such devices as mitigators and essential qualifiers. This language she went to.' (পৃ.৩৯)

লেকফে ইংৰাজী ভাষাত লক্ষ্য কৰা নাৰীৰ কেতোৰ বিশেষ ভাষিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছিল। এই ভাষিক বৈশিষ্ট্যবোৰ উদাহৰণসহ (লেকফে উল্লেখ কৰা ধৰণেৰেই) তলত উল্লেখ কৰা হ'ল—

১. নাৰীৰ বাক্-ভঙ্গীত অনুৰোধৰ বিস্তৃতি বেছি; Lexical hedges on fillers; ex. you know, sort of, well, you see etc.
২. ইংৰাজী tag question আহিৰ বাক্য ব্যৱহাৰ; (use of tag question; ex. John is here, isn't he?)
৩. উদাস সুৰৰ প্ৰয়োগেৰে ব্যাখ্যামূলক বৰ্ণনা; Rising intonation on declarative (ex. It's really good.)
৪. শূন্য বিশেষণৰ বাক্য; Empty adjectives (ex. divine, charming, cute)
৫. বঙ্গৰ বৰ্ণনাত সিদ্ধহস্ত; Precise colour terms
৬. প্ৰাবল্যসূচক কৰ্পৰ প্ৰয়োগ; Intensifiers such as just and so (ex. I like him so much)
৭. মানকৃত কৰ্পৰ প্ৰয়োগ (যেনে— শুন্দ্ৰ ক্ৰিয়াকৰ্পৰ প্ৰয়োগ); Hypercorrect grammar (consistent use of standard verb forms)
৮. নমনীয় কৰ্পৰ ব্যৱহাৰ (পৰোক্ষ অনুৰোধ, শিষ্ট অভিব্যক্তি); Super polite forms (indirect request, euphemism)
৯. অতি অমাৰ্জিত শব্দৰ ব্যৱহাৰৰ পৰা আঁতৰত থাকে; Avoidance of strong swear words (fudge,.. my godness)
১০. শ্বাসাঘাতৰ প্ৰবল প্ৰয়োগেৰে কোনো বিশেষ অভিব্যক্তিৰ প্ৰকাশ; Emphatic stress (ex. it was brilliant performers)

ৰবীন লেকফে উল্লেখ কৰা এই দিশসমূহৰ আধাৰত অসমীয়া নাৰীৰ ভাষাৰ বিচাৰ কৰি চাৰ পাৰি—

## ■ বঙ্গৰ বৰ্ণনাত সিদ্ধহস্ত

বঙ্গৰ সঠিক বৰ্ণনাৰ ক্ষেত্ৰত নাৰী যিমান সুদক্ষ, পুৰুষ সিমান নহয় (লেকফ)। অসমীয়া নাৰীও বঙ্গৰ বৰ্ণনাত পাকৈত। অসমীয়া ভাষাৰ কেতোৰ বঙ্গৰ নাম হ'ল এনেধৰণ—সুমিহৰা, কঞ্জলা, কলপত্ৰীয়া, ভাটৌ বঙ্গ, কেতোকী বৰণ, কেঁচা সোণ বৰণ, কেঁচা হালধি বৰণ, কেঁহেৰাজ বৰণ, কোৱাৰাভাতুৰি বঙ্গ, গুলপীয়া, বেঞ্জুনীয়া, সোণোৱালী, কপোৱালী ইত্যাদি। শিক্ষিত নাৰীয়ে ইংৰাজী নামেৰে অসংখ্য বঙ্গৰ নাম ক'ব পাৰে। যেনে— off white, parrot green, smoke gray, cherry colour, dark green, light green, lavender, sea green আদি।

ৰাজীৰ চক্ৰবৰ্তী আৰু অদিতি ভূনীয়া চক্ৰবৰ্তীয়ে “Does Sexist language Really Exist? As Assessment of the Debate over Sexist-non-sexist Language in Bengali” নামৰ প্ৰবন্ধত কৈছে—

'This is perhaps related to our social inequity where men are involved in crucial familial decisions but women are not. It is perhaps because women are more closely involved in trivial household activities they are fastidious about describing colours.'

আনকি, যিসকল নাৰী আৰ্থিকভাৱে স্বারলম্বী তেওঁলোকো ধৰণৰ দিশটোৰ লগত গভীৰভাৱে জড়িত। ঘৰৰ বঙ্গ কি হ'ব, ড্ৰয়ং কৰ্মত কেনেধৰণৰ চ'ফা চেট থাকিব, সেয়া সাধাৰণতে নিৰ্ণয় কৰে ঘৰৰ মহিলাগৰাকীয়ে। ঘৰৰ আভ্যন্তৰীণ সজ্জাৰ দায়িত্ব সাধাৰণতে মহিলাগৰাকীৰ। ফাৰ্নিচুাৰ, বাচন-বৰ্তন, কাপোৰ-কানি, আধুনিক ডিজাইনৰ কাপোৰ, গহনা-গাঁঠিৰি আদিৰ লগতে মহিলাগৰাকী বেছি জড়িত। সম্ভৱতঃ ঘৰৱা দিশটোৰ লগত অঙ্গসীভাৱে জড়িত হোৱাৰ বাবেই নাৰী বঙ্গৰ বৰ্ণনাত অধিক সিদ্ধহস্ত।

## ■ মহিলাৰ বাক্-ভঙ্গীত অনুৰোধৰ বিস্তৃতি বেছি

মহিলাৰ ভাষা-ব্যৱহাৰৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া এটা দিশ হ'ল— মহিলাৰ বাক্-ব্যৱহাৰত অনুৰোধৰ আচৰণ। ‘পৰিয়ালৰ অথনীতি পৰিচালনা

করে পুরুষে, নারী মাত্র হীড়নক। এই পুরুষে গৃহিণীর হাতত মাহব খবচ দিয়ে ঠিকেই, কিন্তু খবচ করার অধিকাবৰ চাবি-কাঠি কিন্তু পুরুষেহে নিয়ন্ত্রণ করে। গৃহিণীসকলে তেওঁলোকৰ সামান্য প্রয়োজনীয় বস্তু কিনিবলৈয়ো পুরুষৰ অনুমতি ল'বলগীয়া হয় নাইবা নিজৰ ঘৰতে লুকাই-চুৰকৈ নিজৰ লাগতিয়াল বস্তু কিনে। দেখাত ধৰণ অধিকাবিণী যেন লাগিলেও প্রকৃততে নারীৰ কোনো অধিকাবৰ প্রয়োজনৰ সময়ত নেখাটো।' (অসমীয়া নাবীঃ ঐতিহ্য আৰু উৎৱণ)। সেয়ে নারীৰ ধৰণ প্রয়োজনীয় সামগ্ৰী এবিধ ক্ষয় কৰিবৰ বাবে থামীক অনুৰোধেৰে কহ— 'ধৰণ কাৰণে প্রয়োজনীয় বস্তু এবিধ কিনিব লাগিছিল, এই মাহতে কিনিমনে?' এই একেখনি কথাই পুরুষজনে ক'লে এনধৈৰণৰ হ'ব— 'এই মাহতে ধৰণ বাবে প্রয়োজনীয় বস্তু কেইপদমান কিনিম।'

ধৰা হ'ল, বিয়া এখন থাবলৈ যাব। পঞ্জীয়ে আহি থামীক সুধিৰ— 'হেৰা, কোৱাচোন কোনযোৰ কাপোৰ পিকিম? এইযোৰ কাপোৰ পিকিলে ভাল লাগিবনে?' একেখনি কথাই পুরুষ এজনে হয়তো এনেকৈ ক'ব— 'আজি বিয়ালৈ এইযোৰ কাপোৰ পিকি যাম।'

সমাজভাষাবিজ্ঞানীসকলৰ মতে, এনধৈৰণৰ ভাষা-ব্যৱহাৰে দেখুৱায় যে নারী আৱেগিক, কুঠিত। সামাজিক ক্ষেত্ৰত নারীৰ বিশ্বাসৰ কিছু যেন অভাৱ থটে। সম্মান্দায় একোটাত নারীৰ সামাজিক মৰ্যাদা অনুসৰিয়েই এই পার্থক্যসমূহ পৰিলক্ষিত হয়।

## ঞ ইংৰাজী tag questionৰ আহিৰ বাক্-ব্যৱহাৰ

লেকফে উল্লেখ কৰা নারীৰ বাক্-ব্যৱহাৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল— ইংৰাজী tag question-ৰ আহিৰে নিজৰ মনোভাব প্ৰকাশ কৰা। দুটা বাক্যাংশৰ সমষ্টিৰ দ্বাৰা বাক্যটো গঠন হয়, পাছৰ অংশটো প্ৰশ্নসূচক।

যেনে— you are Ram, are not you?

অসমীয়াত ঠিক ইংৰাজীৰ tag question আহিৰ ব্যক্তব্যৱহাৰ কৰা নহয়। কিন্তু, সমৰ্থন বিচাৰি কৰা বাক্যৰ প্ৰয়োগ কৰা হয়। যেনে— তুমি কালি গুৱাহাটীলৈ গৈছিলা !

Robin Lakoff-ৰ মতে মহিলাসকলৰ বাক্-ব্যৱহাৰত এই বাক্য গঠন প্ৰণালীটোৰ প্ৰয়োগ ব্যাপক ধৰণে হয়। আন এজন সমাজভাষাবিজ্ঞানী R. W. সমাজভাষাবিজ্ঞান।। ৫৪।।

Fasold-এ *The Sociolinguistics of Language* পথত মহিলাসকলৰ এই বাক্তভঙ্গী সম্পর্কে এনধৈৰণে মনুষ্য কৰিছে—

'..greater use of this form by women could mean that women, more often than men, are presenting themselves as unsure of their opinions and thereby as not really having opinions that count very much.'

Fasold-ৰ এই মনুষ্যৰ লগতে যোগ দিব পাৰি নারীৰ আন এটা বাক্-ব্যৱহাৰৰ বিশেষত politeness বা 'নশ্রতা'। এনে নশ্রতাৰ কাৰণে আকো কিন্তু সামাজিক। পুৰুষৰ তুলনাত মহিলা অবদমিত। অবদমিত অবস্থাত প্ৰকাশভঙ্গী থাভাৱিকতে নশ্র হয়। সেয়ে নারীৰ ভাষাও পুৰুষৰ তুলনাত অধিক নশ্র বুলি কোৱা হয়। Bolinger-ৰ মনুষ্য কিছু পৃথক। তেওঁৰ মতে, প্ৰশ্নসূচক বাক্যৰ আহিৰ জৰিয়তে বিষয়টো সহজে বিৰেচনালৈ আহিব পাৰে। এনে বাক্যৰ হাৰা নারীয়ে তেওঁলোকৰ কোনো কথা বা চিন্তা আনৰ ওপৰত জোৰকৈ আৱেপ কৰিব নিবিচাৰে।

কোনো কোনো ভাষাবিজ্ঞানীয়ে দাবী কৰে, মহিলাই পুৰুষতকৈ অধিক মান্য কৰ ভাষা ব্যৱহাৰ কৰে। ইয়াৰ কাৰণ হিচাপে তেওঁলোকে ক'ব বিচাৰে যে মহিলা তেওঁলোকৰ সামাজিক মৰ্যাদা বা মান সম্পর্কে অধিক সচেতন আৰু সেয়া বাক্তভঙ্গীৰ জৰিয়তে প্ৰকাশ হয়।

সমাজ পৰিৱৰ্তনৰ লগে লগে নারী-পুৰুষৰ অৰ্থনৈতিক স্থাবলম্বিতা, শিক্ষিত, সামাজিক আৰু মানসিক সচেতনতাৰ ফলত নারী-পুৰুষৰ মাজত থকা সামাজিক-দূৰত্ব কমি আহিছে। সেয়ে, নারী-পুৰুষৰ ভাষা-ব্যৱহাৰৰ এনে পার্থক্য সকলোৰে ক্ষেত্ৰত দেখা নাযাব পাৰে।

## ঞ পৰোক্ষ বাক্তভঙ্গীৰ ব্যৱহাৰ

মহিলাৰ ভাষা ব্যৱহাৰৰ অন্যতম এটা বৈশিষ্ট্য হৈছে পৰোক্ষ বাক্তভঙ্গীৰ ব্যৱহাৰ। ইয়াক কাৰণ হৈছে— মহিলা পুৰুষতকৈ অধিক আৱেগিক, নারীৰ লঞ্জাবোধো বেছি। ইতিমধ্যে উল্লেখ কৰি আহা সাধু বা মান্য কৰ প্ৰতি নারীৰ আসক্তিও ইয়াৰ কাৰণ আৰু সেয়ে পৰোক্ষ বাক্তভঙ্গীৰ সহায় লয়। অসমীয়া

ভাষাত ইয়াৰ প্ৰচৰ উদাহৰণ পোৱা যায়।

পৰোক্ষ বাক্ভঙ্গীৰ এটা উদাহৰণ— পঞ্জীয়ে স্বামীক ভাত খাবলৈ মাতিছে— ‘ভাত খাবলৈ দিছো।’ কিন্তু, কেনেবাকৈ যদি স্বামী-স্ত্রীৰ খুটুক-খাটাক লাগিল, তেওঁতে কিন্তু ভাত খাবলৈ মতাৰ সুৰ সলনি হ'ব, সহায় ল'ব পৰোক্ষ বাক্ভঙ্গীৰ— ‘ভাত দি হৈছোঁ।’

পৰৱৰ্তী কালৰ বৎসমালোচকে লেকফে উপ্পেখ কৰা এই বৈশিষ্ট্যসমূহৰ ক্ষেত্ৰত সহজত প্ৰকাশ কৰিব পৰা নাই। বৃহতে লেকফৰ এই বৈশিষ্ট্যসমূহ প্ৰামাণিক নহয় বুলিও কৈছে। যেনে— কোনো কোনোৱে tag questionৰ ব্যৱহাৰ মহিলাতকৈ পুৰুষেহে অধিক ব্যৱহাৰ কৰে বুলিও প্ৰমাণ কৰি দেখুৱাইছে।

অসমীয়া সমাজতো নাৰীৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিয়েথ আৰোপ কৰি থোৱা হৈছে। যেনে— অসমীয়া সমাজত নাৰীয়ে,

- ক) উচ্চস্বৰত কথা কোৱা নিয়েথ;
- খ) অঞ্জলি, অশ্রাব্য, অমাৰ্জিত শব্দ নাৰীয়ে ব্যৱহাৰ কৰা অনুচিত;
- গ) কথা-বতৰা মাৰ্জিত, কঢ়িশীল হ'ব লাগে;
- ঘ) মহিলাই ডাঙৰকৈ বা বেছিকৈ হাঁহিব নালাগে। বেছিকৈ হাঁহা বেয়া।

(৫০ ব্ৰহ্মেশ পাঠক : সমাজত নাৰীৰ ভাষাৰ স্বীকীয়তা বিচাৰ, অসম সাহিত্য সভা পত্ৰিকা)

এনে ধৰণৰ কেতবোৰ বাধ্যবাধকতাৰ বাবে নাৰীৰ ভাষা-ব্যৱহাৰত বিছু পাৰ্থক্য আহি পৰা স্বাভাৱিক। যাক-বাপেকে ল'বাৰ বাক্ব্যৱহাৰৰ প্রতি গুৰুত্ব নিদিয়ে, কিন্তু ছোৱালীৰ বাক্ব্যৱহাৰৰ প্রতি সচেতন। অমাৰ্জিত বা নকবলগীয়া বিশা ক'লেই ছোৱালীক শুধৰাই দিয়া হয়। ডাঙৰ হৈ অহাৰ লগে লগে ছোৱালী অধিক সচেতন হৈ পৰে আৰু মান্য বা সাধু প্ৰকাশভঙ্গী গ্ৰহণ কৰে। সেয়ে পুৰুষৰ ভাষাতকৈ নাৰীৰ ভাষা অধিক মান্য ৰূপৰ।

#### অমাৰ্জিত ৰূপৰ ব্যৱহাৰ

সাধাৰণতে এই কথা কোৱা হয় যে নাৰীৰ ভাষা পুৰুষৰ ভাষাতকৈ অধিক মাৰ্জিত আৰু সাধু ৰূপৰ অধিক ওচৰ চপা। কিন্তু, সমাজভাষাবিজ্ঞানীসকলৈ লক্ষ্য কৰিছে সকলো শ্ৰেণীৰ নাৰীৰ ভাষাতেই এই বৈশিষ্ট্য বক্ষিত নহয়। সামাজিকভাৱে পিছপৰা বা নিম্ন শ্ৰেণীৰ নাৰী ভাষাৰ সমাজভাষাবিজ্ঞান ।। ৫৬।।

মাৰ্জিত ৰূপৰ প্রতি সচেতন নহয়। মধ্যবিত্ত শ্ৰেণীৰ নাৰীহে ভাষাৰ মাৰ্জিত ৰূপৰ প্রতি বা মৰ্যাদাৰ প্রতি অধিক সচেতন।

সাধু বা মান্য ভাষাৰ আনুষ্ঠানিক কথ্য ৰূপটোৱেই হ'ল অমাৰ্জিত বা অশিষ্ট। অশিষ্ট কথ্যৰূপৰোৰ সাধাৰণতে জীৱন্ত, কাল্পনিক আৰু ইবোৰৰ গঠনত বৃদ্ধিমত্তা লক্ষ্য কৰা যায়। এই ৰূপৰোৰ চহা জীৱনৰ লগত সম্পৰ্কিত। অঞ্জলি ৰূপৰোৰ প্ৰয়োগৰ ক্ষেত্ৰত সামাজিক অৱস্থানৰ কথাটো গুৰুত্বপূৰ্ণ। পুৰুষে সাধাৰণতে যিবোৰ অমাৰ্জিত শব্দ ব্যৱহাৰ কৰে নাৰীয়ে সেই অমাৰ্জিত শব্দৰোৰ ব্যৱহাৰ নকৰে। শিক্ষিত, অশিষ্ট, ধনী-দুখীয়া বিশেষে ভাষা-ব্যৱহাৰ ভিন্ন। বৃত্তিগত দিশৰ ওপৰত ভিন্নি কৰিব ভাষা মাৰ্জিত আৰু অমাৰ্জিত হ'ব পাৰে।

হোমেন বৰগোহাত্ৰিও ‘মৎস্যগন্ধা’ উপন্যাসৰ পৰা এটা উদ্ধৃতি দাঙি ধৰা হ'ল—

‘ঐ খেকাৰ খোৱা, ঐ মুখত পোক লগা, ঐ মাইকীৰ মেখেলা-তলীয়া, কাক ‘ডোম ডোম’ বুলিছ? ফটা মেখেলাৰে কোৰাই নাক-মুখ এককাৰ কৰি দিম, বুটীমাৰক চিনি পোৱা নাই? হেৰ সোণেষ্বৰ, হেৰ কলিমন, ঘৈণীয়েৰহাঁতৰ মেখেলাৰ তলত সোমাই ফেঁচফেঁচাই টোপনি মাৰি থাকোঁতেই কোন কুকুৰৰ জাতে তহাঁতক ঘৰতে ডোম ডোম বুলি চিএগৰি ফুৰিছে শুনা নাই? মতা ল'বা হয় যদি যাচোন যা, উঠি গৈ সেই খেকাৰ-খোৱা নেওচা যোৱা কেইটাক মোৰ ওচৰলৈ ধৰি আন, সিহাঁতৰ মুখত ভালকৈ মেখেলাৰে কোৰ কেইটামান মাৰোঁ .....। (পৃ. ৪-৫)

চহা জীৱনৰ ভাষাত গ্ৰাম্যতা লক্ষ্য কৰা যায়। পৰোক্ষ বাক্ভঙ্গীৰ স্থায়েৰেও নাৰীয়ে গ্ৰাম্যতা প্ৰকাশ কৰিব পাৰে। অৱশ্যে, নাৰীয়ে গ্ৰাম্যতা নিন্দা প্ৰকাশৰ বাবেহে কৰে। জীৱনৰ বাটত উপন্যাসৰ পৰা এটা উদাহৰণ দাঙি ধৰা হ'ল—

‘গাৰ লেঠাৰ কথা সুধিছানে? এটা বোলে খহাই আহিছৈ। তাতেহে আকো খৰখেদাকৈ ছোৱালী উলিয়াই দিবলৈ বাপেকৰ তৎ হেৰাল।’ (পৃ.৮৪-৮৫)

ভাষা সাংস্কৃতিক কাৰ্য। পৰিৱেশ অনুযায়ী সংস্কৃতি ভিন্ন হয় আৰু সেয়ে ভাষা-ব্যৱহাৰতো পাৰ্থক্য লক্ষ্য কৰিব পাৰি। গ্ৰাম্যতা সেয়ে সাধাৰণতে অশিষ্ট, তথাকথিত নিম্নবৃত্তিৰ লোকসকলৰ মাজতহে অধিক পৰিলক্ষিত হয়

সমাজভাষাবিজ্ঞান ।। ৫৭।।

বুলি কোরা হয়। এটা সময়ত তথাকথিত নিম্ন জাতির মাজতো এনে পরিবেশ লক্ষ্য করা গৈছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সি বৃত্তি আৰু শিক্ষাৰ লগত জড়িত হৈ পৰিলগৈ। অমার্জিত শব্দ আটাইতকৈ বেছিকৈ প্ৰয়োগ কৰে ল'বাবোৰে। 'বে', 'আবে' আদি প্ৰয়োগ নকৰাকৈ ল'বাই কথাই নকয়। ল'বাবিলাকৰ আড়জত বা তেওঁলোকৰ নিজৰ মাজৰ কথা-ব্যৱহাৰ ধৰণ এনেকুৱা — 'আবে, তই মক্কেল নেকি?'

'লাক্ষণ নকৰিবি বে। এনেই টেমা গবম হৈ আছে।'

'ঐ চাল্লা, ইয়াত কিং জেং নকৰিবি। ফালি দিম বাঞ্ছেকে।'

কিন্তু, ছোৱালীয়ে সাধাৰণতে এনেধৰণৰ শব্দ ব্যৱহাৰ নকৰে। ইয়াৰ কাৰণ হ'ল সমাজে বাৰণ কৰা সংক্ষাৰজনিত নিয়েথ।

ইয়াৰ লগতে আন কেতবোৰ কথাৰো অৱতাৰণা কৰা হয়। যেনে— কোনো এটা কথা বৰ্ণনা কৰাত কোন পাকৈত। সৃষ্টিশীলতা কাৰ কথাত বেছিকৈ লক্ষ্য কৰা যায়— পুৰুষ নে নাৰীৰ? নপ্রতা কাৰ বাক্ৰ্যবহাৰত অধিক স্পষ্ট— পুৰুষ নে নাৰীৰ।

এনেবোৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে এটা সিদ্ধান্তলৈ আছা কঠিন। কিয়নো, সমাজভেদে ভাষিক সম্প্ৰদায়ৰ সাংস্কৃতিক-সামাজিক আচৰণ বেলেগ হ'ব পাৰে আৰু সেয়ে ভাষা-ব্যৱহাৰতো পাৰ্থক্যাই দেখা দিব পাৰে। সেয়েহে সামগ্ৰিকভাৱে কোনো খিৰি সিদ্ধান্তলৈ আহিব নোৱাৰি। মাত্ৰ সামাজিক অৱস্থাভেদে সমাজভাষাবিজ্ঞানীসকলে নাৰী-পুৰুষৰ ভাষা অধ্যয়ন কৰি পুৰুষ-নাৰীৰ সামাজিক পাৰ্থক্যসমূহ আলোচনা কৰে।

ভাষাবিজ্ঞানীসকলে নাৰীৰ ভাষা সম্পৰ্কত থকা আন কেতবোৰ প্ৰশ্নৰ উত্তোৰ বিচাৰি ৰাইছে। যেনে— পুৰুষ আৰু নাৰীৰ ভিতৰত নাৰীক অধিক কথাচহকী বুলি কোৱা হয় যদিও ভাষাবিজ্ঞানীসকলে পৰীক্ষাৰ অন্তত ইয়াৰ সত্যতাক লৈ সন্দেহ প্ৰকাশ কৰিছে। পৰীক্ষা কৰি দেখা গৈছে, ব্যক্তি অনুযায়ী কথোপকথন প্ৰক্ৰিয়া ভিন্ন ধৰণৰ হয়। পুৰুষেও নাৰীৰ সমানেই কথোপকথনত অংশ লয়।

সামাজিক প্ৰমূল্য বক্ষা কৰাত মহিলাই অভিভাৱকৰ ভূমিকা পালন কৰে। আভাৱিকতেই দেখা যায় পৰম্পৰাগত বীতি-নীতি পালন কৰাত, সাংস্কৃতিক কাৰ্যাবলী পালনত মহিলা সদায় আগবণুৱা, সমাজেও সেয়াই বিচাৰে। সেয়ে, সমাজভাষাবিজ্ঞান।। ৫৮।।

পুৰুষৰ তুলনাত নাৰী অধিক সচেতন আৰু বক্ষণশীল।

পুৰুষৰ তুলনাত মহিলাৰ ভাষা অধিক মান্য কৰিব। মহিলা তেওঁলোকৰ সামাজিক মৰ্যাদা বা স্থানৰ প্ৰতি সচেতন। সেয়ে তেওঁলোকৰ ভাষা স্বাভাৱিকভাৱেই পুৰুষৰ তুলনাত অধিক মান্য কৰিব।

মহিলাৰ ভাষা নষ্ট। ইয়াৰ কাৰণ কোৱা হৈছে যে সামাজিকভাৱে যিহেতু মহিলাসকল অবদমিত, সেয়ে

তেওঁলোকৰ ভাষা নষ্ট হোৱা স্বাভাৱিক। কিন্তু, লক্ষ্য কৰা গৈছে, মহিলাৰ সামাজিক মৰ্যাদা তথা পেছাদাৰী মৰ্যাদাৰ ফলত ভাষা-ব্যৱহাৰৰ পৰিৱৰ্তন হয়।

মহিলাৰ কথা বিষয়গত নহয়, কিন্তু পুৰুষৰ কথা বিষয়গত। কোনো এটা কথা বৰ্ণনা কৰিবলৈ খাওঁতে নাৰীয়ে পোনে পোনে বিষয়লৈ নাহে। ভিন্ন প্ৰসঙ্গৰ অৱতাৰণা নাৰীৰ কথনভঙ্গীৰ বৈশিষ্ট্য। বিপৰীতে, পুৰুষে পোনে পোনে বিষয়ৰ অৱতাৰণা কৰে।

নাৰী-পুৰুষৰ ভাষা বৈচিত্ৰ্যৰ আন এটা উল্লেখযোগ্য দিশ হ'ল— 'টেবু' (সামাজিকভাৱে নিষিদ্ধ শব্দ)। পৃথিৰীৰ কোনো কোনো ঠাইত নাৰীৰ ভাষাত 'টেবু' শব্দৰ ব্যৱহাৰ অসম্ভব (অট) জেছ্পাৰছন। ইয়েছ পাৰ্হেনে আনকি ইমানলৈকে কৈছিল যে 'টেবুই হ'ল মূলতঃ নাৰী-পুৰুষৰ ভাষা বৈচিত্ৰ্যৰ বাবে প্ৰধানকৈ দায়ী। 'টেবু'ৰ বাবেই নতুন শব্দৰ প্ৰয়োজন হয়। পুৰুষে এনে কেতবোৰ শব্দ ব্যৱহাৰ কৰে, যি মহিলাৰ বাবে নিষিদ্ধ। অট' জেছ্পাৰছনে এই প্ৰসঙ্গত উল্লেখ কৰিছে— জুলু মহিলা এগৰাকীক শহৰ, বা তেওঁৰ ককায়েক আদিৰ নাম ল'বলৈ দিয়া নহয়। আনকি, একে শব্দ বা একে অক্ষৰো ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। পৰিৱৰ্তে মহিলাগৰাকীয়ে একে অৰ্থ প্ৰকাশ কৰা আন শব্দ বিচাৰিবলগীয়া হয়।

'With the Zulus a wife is not allowed to mention the name of her father-in-law and of his brothers, and if a similar word or even a similar word or even a similar syllable occurs in the ordinary language, she must substitute something else of a similar meaning.'

ভাৰতবৰ্ষতো কোনো কোনো ঠাইত পত্ৰীয়ে স্বামীৰ নাম নলয়। আনকি,

সমাজভাষাবিজ্ঞান।। ৫৯।।

গুণ মহিলার দ্বারে একে উচ্চাবণব আন শব্দও উচ্চাবণ নকরে। আমাৰ অসমীয়া সমাজতো 'টেবু'ৰ ব্যৱহাৰ আছে। যেনে— বাতি হালধিক 'ৰংগড়া', সাপক 'দীধল পোক', 'চূণ' ক'বা বুলি ক'ব লাগে। অসমীয়াত অৱশ্যে এনে শব্দবোৰ লিঙ্গভিত্তিক টেবু নহয়। কেৱল মহিলাৰ লগত জড়িত কেতবোৰ শব্দ অৱশ্যে টেবু। মহিলাৰ ঝাতুপ্রাৰণ লগত জড়িত বিভিন্ন শব্দ, গৰ্ভৰতী বা সন্তান প্ৰসৱৰ লগত জড়িত শব্দবোৰ লিঙ্গভিত্তিক টেবু।

গাঁথায় মেয়েদেৱ ভাষা প্ৰথম শৰ্মিলা বন্দু দণ্ডই ল'ৰা-ছোৱালীৰ ভাব প্ৰকাশ কৰাৰ ক্ষেত্ৰত থকা কেতবোৰ পাৰ্থক্যাৰ কথা উপ্পেখ কৰিছে। এই পাৰ্থক্যবোৰ দণ্ডই বৰ্ণনা কৰা ধৰণেহেই ইয়াত উপ্পেখ কৰা হ'ল—

**ক. জন্মগত বা সহজাত (Innate differences):** শাৰীৰিক গঠন আৰু প্ৰজনন প্ৰক্ৰিয়া যিহেতু ভিন্ন, সেয়ে ল'ৰা-ছোৱালীৰ ভাব প্ৰকাশ কৰাৰ ধৰণো পৃথক। আকো, ল'ৰা-ছোৱালীৰ কষ্টধৰণে পৃথক। এই পাৰ্থক্য কথা-বতৰাৰ উপৰি ভাৰ-ভঙ্গী, আচৰণ, শাৰীৰিক ভাষাৰ (অঙ্গ ভাষা) প্ৰকাশো বেলেগ।

**খ. ব্যক্তিত্বগত তাৰতম্য (Differences in personality):** ক্ৰমশ ভাৰত হৈ অহাৰ লগে লগে হৰ'মনগত পাৰ্থকাহি ল'ৰা-ছোৱালীৰ শাৰীৰিক অৱয়ব পৰিৱৰ্তনৰ লগতে ব্যক্তিত্ব তথা মানসিকতাবো কিছু পৰিৱৰ্তন কৰে বুলি কোনো কোনো সমাজতাত্ত্বিকে ভাৰে। অৱশ্যে, এইটো প্ৰামাণিক সত্য নহয়।

**গ. সাংস্কৃতিক বিস্তাৰ (Cultural elaboration):** সাংস্কৃতিক প্ৰভাৱৰ ফলত ল'ৰা-ছোৱালীৰ মাজত ভালেখিনি পাৰ্থক্য লক্ষ্য কৰা যায়।

**ঘ. জৈৱিক পাৰ্থক্যানুযায়ী শ্ৰমবিভাগ (Division of labour by sex):** বৰ্তমান সময়ত পুৰুষৰ সমানেই নাৰী সকলো দিশতে আগবঢ়ি গৈছে যদিও শ্ৰমৰ বিভাজন কিন্তু একেবাৰে শেষ হৈ যোৱা নাই। ধৰণ কাম-কাজ এতিয়াও মহিলায়ে কৰে। ধৰণ বাহিৰৰ কাম-কাজৰ ক্ষেত্ৰত পুৰুষৰ প্ৰাধান্য বেছি। নাৰ্চ, প্ৰাইভেট ছেক্রেটাৰী আদি কেৱল মহিলাৰ পেছা হৈয়েই আছে। বাজমিষ্ট্ৰী, কাঠমিষ্ট্ৰী, মেকানিক, ড্ৰাইভাৰ আদি প্ৰধানকৈ পুৰুষৰ পেছা।

**ঙ. পুৰুষ প্ৰাধান্য (Male-domination):** আমাৰ পুৰুষপ্ৰধান সমাজ বাৰংহাত মহিলাৰ কথা-বতৰাত বহু সময়ত অনিশ্চয়তা বা শিথিলতা লক্ষ্য কৰা যায়।

**চ. সামাজিক মূল্যবোধৰ তাৰতম্য:** সামাজিক পৰিৱেশে পুৰুষ-নাৰীৰ সমাজভাষাবিজ্ঞান।। ৬০।।

মাজত পৃথক মূল্যবোধৰ সৃষ্টি কৰে। পুৰুষ-প্ৰধান সমাজ-ব্যৱহাৰৰ প্ৰভাৱে এই মূল্যবোধৰ তাৰতম্য সৃষ্টি সহায় কৰে।

**কৃষিভিত্তিক অসমীয়া সমাজখনত নাৰীৰ কাৰ্য ধৰখনৰ প্ৰতিপালন আৰু ল'ৰা-ছোৱালী ডাঙৰ কৰা।** বেলেগ এখন ধৰৰ পৰা আহি বোৱাৰী হিচাপে আন এখন ধৰৰ দায়িত্ব কাৰ্য পাতি লোৱাৰে পৰা আৰম্ভ হয় এখন নতুন জগত, নতুন সম্পদ। স্বামী, শহৰ-শাহ, দেওৰ-নন্দ, মাকৰ ভূমিকা আদি। অসমীয়া গ্ৰাম সমাজ এখনত বোৱাৰীগৰাকীয়ে প্ৰত্যেকৰ লগতে সুকীয়া সুকীয়া ব্যৱহাৰৰে আপডাল কৰিব লাগে। এনে সুকীয়া ব্যৱহাৰত ভাষাৰ ব্যৱহাৰৰে সুকীয়া হয়। সন্তানৰ লগত মাকৰ কথা-বতৰা নিতান্তই সুকীয়া আৰু বয়সানুযায়ী ভিন্ন হয়। দুমহীয়া বা তিনিমহীয়া সন্তানৰ নিচুকাওঁতে মাকৰ বাক-ব্যৱহাৰ সুকীয়া হয়। পাঁচমহীয়া-ছহমহীয়া শিশুৰ লগত মাকৰ কথা সুকীয়া— সহজ-সৰল শব্দ, চুটি চুটি বাক্য। আকো, ছয়-সাতবছৰীয়া ল'ৰা-ছোৱালীক মৰম মিহলি ধৰক, অভিমান— সকলো সুকীয়া।

**শিশুৰ পৰা শহৰ-শাহলৈ কথা পৰিৱৰ্তন হ'লে ভাষা-ব্যৱহাৰৰ সুকীয়া ক'প এটা ওলায়।** শহৰ-শাহৰ লগত ভাব বিনিয়য় কৰোঁতে সন্তুষ্ম, বিনয়ৰ ব্যক-ব্যৱহাৰ। বিপৰীতে নন্দ, দেওৰৰ লগত বন্ধুত্বসুলভ বা কৰ্তৃত্ব। স্বামীৰ লগত সেইদৰে কৰ্তৃত্ব, মৰম, টেঁহ-পেচ— ভিন্ন দায়িত্ব পালন কৰোঁতে নাৰীৰ ভাষা-ব্যৱহাৰত পৰিৱৰ্তন স্বাভাৱিক হ'ব।

**জনজাতীয় প্ৰভাৱেৰে পৰিপুষ্ট অসমীয়া সমাজখনত নাৰী যদিও পুৰুষৰ ধাৰা অৰদমিত আছিল, ভাৰতৰ অন্যান্য ঠাইৰ তুলনাত কিন্তু অসমীয়া নাৰীৰ স্থান যথেষ্ট উচ্চ।** পুৰুষসকলোৱে নাৰীৰ পৰা কোনো কোনো পৰামৰ্শ বিচাৰিছিল— পুৰুষতাত্ত্বিক সমাজখনে নাৰীৰ পৰা আশা কৰিছিল সুকীয়া ব্যৱহাৰ, সুকীয়া আচৰণ। নাৰীয়ে পৰম্পৰাগত আচাৰ-আচৰণৰ মাজেদি সাংস্কৃতিক ঐতিহ্য বহন কৰাতো বিচাৰিছিল। ধৰ্মীয় কাৰ্যৰ প্ৰতি নাৰীৰ আছিল ঐকাণ্ডিক বিশ্বাস। ধৰখনৰ দায়িত্ব, ল'ৰা-ছোৱালীৰ প্ৰতিপালন, স্বামীৰ সাহচৰ্য আদিৰ বাবে ভগৱানৰ আশিস বিচাৰিছিল।

**পুৰুষতাত্ত্বিক সমাজখনে নাৰীৰ পৰা আশা কৰিছিল তথাকথিত ভাৰতীয় নাৰীৰ প্ৰতিচ্ছবিখন।** সেয়ে নাৰীৰ বাবে কিছুমান লক্ষণ নিৰ্দেশ কৰি দিছিল।

‘অর্থস্য সংগ্রহে চৈনাং ব্যয়ে চৈৱ নিয়োজয়েৎ।  
শৌচে ধর্মেহস্তপত্তাপ্তি পারিণহাস্য রেক্ষপে ॥’

(ভাবার্থ— স্ত্রীক সৎ পথেৰে ৰক্ষা কৰাৰ উপায় হ'ল— ধনৰ আয়-  
ব্যয়ৰ হিচাপ ৰখা কাৰ্যত আৰু ৰস্তৰ শুদ্ধতা ৰক্ষা কাৰ্যত (যেনে— ৰক্ষা-বঢ়া,  
বাচন-বৰ্তন চাফ-চিকুণকৈ ৰখা, বিছুনা-পত্ৰ ঠিক-ঠাককৈ ৰখা আদিত) স্ত্রীক  
সকলো সময়তে নিয়োজিত কৰি ৰাখিব লাগে।)

এই নিৰ্দেশনাৰ বিপৰীতে গলৈই নাৰীক দমনৰ বাবে বা সঠিক পথলৈ  
ধূৰাই আনবিলৈ শাৰীৰিক অত্যাচাৰৰ নিৰ্দেশো দিছে। (....., তিৰোতা ভাল  
কৰে কিলে।)

পুৰুষ প্ৰধান সমাজ-ব্যৱস্থাত ল'ৰাৰ শুক্ৰত আছিল সবাতোকৈ বেছি।  
আনকি পুত্ৰ সন্তান জন্ম দিব নোৱাৰা মহিলাক স্বামীয়ে ইচ্ছা কৰিলে ত্যাগ  
কৰিব পাৰে।

“ৰঞ্জ্যাষ্টমেহধিৰেদ্যাদে দশমে তু মৃতপ্রজা।  
একাদশে স্তৰীজননী সদাস্ত্রপ্ৰিয়বাদিনী ॥” ৮১

(ভাবার্থ— সন্তানহীনা স্ত্রীক আঠবছৰৰ পিছত, সন্তান মৃত হোৱা স্ত্রীক  
দহ বছৰৰ পিছত, কেৰল কন্যা সন্তান জন্ম দিয়া স্ত্রীক এধাৰ বছৰৰ পিছত  
আৰু অপ্ৰিয়বাদিনী স্ত্রীক লগে লগে ত্যাগ কৰি পুনৰ বিবাহ কৰিব পাৰে। মনু  
সংহিতা)

ইয়াৰ আঁৰত আৰ্থ-সামাজিক আৰু মনোবৈজ্ঞানিক কাৰণে আছে। ল'ৰা  
পাছলৈ উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পৰিব আৰু বৃক্ষাবস্থাত প্ৰতিপালন  
কৰিব। ল'ৰা হ'ব তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ উত্তৰাধিকাৰী। মনোবৈজ্ঞানিক  
কাৰণটো হ'ল— বংশ বৃদ্ধি, ল'ৰাই তেওঁলোকৰ বংশক আগবঢ়াই লৈ যাব।  
ছোৱালীক এই পৰম্পৰাৰ পৰা আঁতৰাই ৰখা হৈছিল। কিয়নো, ছোৱালীক  
সম্প্ৰদান কৰি আন এখন ঘৰলৈ উলিয়াই দিয়া হয়। ল'ৰা-ছোৱালীৰ বিয়া-বাক  
প্ৰসঙ্গত হোৱা কথা-বতৰায়ো এই কথা স্পষ্ট কৰে। যেনে— ‘ল'ৰাটোৰ বিয়াখন  
পাতিৰ লাগে।’

কিন্তু, ছোৱালীৰ বিয়া নাপাতে। ছোৱালীজনী উলিয়াইহে দিয়ে।  
‘ছোৱালীজনী উলিয়াই দিব লাগে।’

বিয়াৰ পাছত ছোৱালীৰ পিতৃৰ ধৰখনত অধিকাৰ নাই। আনকি পিতৃ-মাতৃৰ  
মৃত্যুত পুত্ৰই যি ধৰণৰ নিয়ম-নীতি পালন কৰিব লাগে, ছোৱালীয়ে অৰ্থাৎ  
পুত্ৰীয়ে সেই ধৰণৰ নিয়ম-নীতিও পালন কৰিব নালাগে। বিবাহিত মহিলাৰ  
স্বামী আৰু ল'ৰা-ছোৱালীৰ প্ৰতিয়েই দায়িত্ব যেন সৰ্বাধিক।

## ■ ভাষা আৰু লিঙ্গবাদ (Language and Sexism)

লিঙ্গবাদনো কি? লিঙ্গবাদ ভাষাৰ জৰিয়তে কেনেকৈ প্ৰকাশ পায়?  
উত্তৰত ক'ব পাৰি এনেকৈ—

এনে আচৰণ বা ব্যৱহাৰ বা বক্তব্য বা শাৰীৰিক ভাষা, ধাৰ প্ৰযোগৰ  
দ্বাৰা নাৰীক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আধাৰত কৰা হয়, অথবা নাৰীৰ  
বিয়োগাত্মক, যেনে— দুৰ্বল, পুৰুষতকৈ হীন ইত্যাদি দিশসমূহক আধাৰ কৰি  
বক্তব্য বা আচৰণ প্ৰকাশ কৰা হয়। নাৰী-পুৰুষৰ এনে ভেদ সূচিত বক্তব্যকে  
লিঙ্গবাদ বোলা হয়। বক্তাৰ এনে লিঙ্গবাদী বক্তব্যই তদানীন্তন সমাজখনকে  
দৰাচলতে ব্যক্ত কৰে। প্ৰচলিত সমাজ-ব্যৱস্থাত বা বক্তাৰ মনত নাৰীৰ মৰ্যাদা  
কেনে সেয়া লিঙ্গবাদী বক্তব্যই প্ৰকাশ কৰে।

নাৰীবাদী আন্দোলনৰ প্ৰবণতাসকলে ভাষাৰ মাজেদি প্ৰকাশ হোৱা এনে  
বক্তব্য ব্যৱহাৰৰ বিৰোধিতা কৰাৰ লগতে নাৰী-পুৰুষৰ মাজত থকা সামাজিক  
ব্যৱধানকো নাইকিয়া কৰিবৰ চেষ্টা কৰি আহিছে। লিঙ্গবাদ এক নতুন বিধয়।  
ইংৰাজী sexism শব্দটোৰ প্ৰথম ব্যৱহাৰ পোৱা গৈছে ১৯৬৮ চনত (Webster  
Dictionary)। নাৰীবাদী আলোচক Vetterling Braggin-ৰ মতে লিঙ্গবাদ  
হ'ল—

‘Sexism was defined as language which discriminated against women by representing them negatively or which seemed to implicitly assume that activities primarily associated with women were necessarily trivial.’

নাৰীবাদী আলোচকসকলে লিঙ্গবাদী ভাষা প্ৰযোগৰ বিৰোধিতা কৰি

আহিছে। সকলো ভাষাতেই এনে কেতবোৰ ৰূপ আছে, যিবোৰ নাৰীৰ বাবে অপমানসূচক আৰু এনে কেতবোৰ ৰূপ আছে যিবোৰে লিঙ্গৰ ধাৰণাক স্পষ্ট কৰে। লিঙ্গৰ ডিশিত শ্ৰমৰ মূল্য নিৰ্ধাৰণৰ কথা এই প্ৰসঙ্গত ক'ব পাৰি। পুৰুষ শ্ৰমিক এজনে তেওঁ কৰা শ্ৰমৰ বিনিময়ত যি মজুৰিৰ পায়, এগৰাকী নাৰীয়ে কিন্তু সম মজুৰি নাপায়। ল'ন টেনিছৰ ফেণ্ট শ্বাম কেইখনৰ পুৰুষ-মহিলাৰ ছিঙ্গলছৰ প্ৰাইজমানী একে সমান নহয়। অৱশ্যে আমেৰিকান অ'পেনত পুৰুষ-মহিলাৰ প্ৰাইজমানী সমান কৰা হৈছে।

শব্দৰ প্ৰয়োগৰ ধৰণৰ মাজত লিঙ্গবাদ প্ৰকাশ হ'ব পাৰে। যেনে— ‘মই মতা মানুহ হওঁ যদি অমুক কামটো কৰিমেই।’ ওপৰে ওপৰে চালে এই বাক্যটোত অমাৰ্জিত শব্দ একো নাই। কিন্তু, ‘মতা মানুহ’ শব্দৰ প্ৰয়োগে লিঙ্গবাদ স্পষ্ট কৰি তুলিছে। ‘মাইকী মানুহ’ক ইয়াত অবাবতে আঘাত কৰা হৈছে। অৰ্থাৎ, কামটো কৰিব নোৱাৰে যদি তেওঁ হ'ব মাইকী মানুহ, দুৰ্বল। ইয়াতেই নাৰী-পুৰুষৰ শাৰীৰিক বা দৈহিক গঠন, বা শক্তিৰ প্ৰসঙ্গটো টানি জৈৱিকভাৱে থকা পাৰ্থক্যক স্পষ্ট কৰা হৈছে বা মানসিকভাৱেও নাৰীক দুৰ্বল বুলিব খোজা হৈছে। ‘মই মতা মানুহ হয় যদি.....’ জাতীয় বাক্যাংশৰ মাজত প্ৰকাশ পায় পুৰুষালি। সেইদৰে ‘মাইকী নেকি?’ জাতীয় বাক্য বা বাক্যাংশৰে নাৰী যে দুৰ্বল বা লেহকা সেই কথা ক'বলৈ বিচৰা হয়। এনেধৰণৰ প্ৰয়োগ প্ৰায় ভাষাতেই লক্ষ্য কৰা যায়। ইয়াৰ অৰ্থ এইটোৱে যে সকলো ভাষাৰ মাজেদি লিঙ্গবাদ সচেতনভাৱেই হওক বা অসচেতনভাৱেই হওক প্ৰকাশ পায়।

অসমীয়া ভাষাত লিঙ্গবাদী ৰূপনো কেনেকৈ প্ৰকাশ পাইছে সেয়া বিচাৰ কৰি চাব পাৰি—

ভাষাৰ ব্যাকৰণিক দিশলৈ লক্ষ্য কৰিলে আমি প্ৰথমেই ক'ব লাগিব অসমীয়া ভাষাত লিঙ্গ ব্যৱহাৰৰ কথা। অসমীয়াত প্ৰাণীবাচক শব্দৰহে লিঙ্গভেদ কৰা হয় যদিও সংস্কৃত ভাষাৰ আহিত কেতবোৰ শব্দৰ পুংলিঙ্গ-স্ত্ৰীলিঙ্গ ৰূপৰ প্ৰচলন আছে। যেনে—

সভাপতি— সভালেন্ট্ৰী  
অধ্যক্ষ — অধ্যক্ষা  
নায়ক — নায়িকা

বিপৰীতে, ‘বাট্টপতি’ শব্দটো কেতিয়াও পৰিৱৰ্তন কৰা নহ'ল। নাৰীবাদী আলোচকসকলে এনেবোৰ ৰূপ লিঙ্গনিৰপেক্ষ ৰূপ হিচাপে প্ৰয়োগ হোৱাটো বাঞ্ছা কৰে, যাতে লিঙ্গভিত্তিক পাৰ্থক্যাবিনতাৰ জৰিয়তে সমাজত নাৰী-পুৰুষৰ সমতা বক্ষা কৰা হয়।

‘মাইলা’, ‘মাইকী’ আদি শব্দ ব্যৱহাৰ জৰিয়তেও লিঙ্গবাদ প্ৰকাশ পায়। ‘অ’ মাইকী মানুহ!’ এনে বাক্যত লুকাই থাকে বিশ্রূত।

বৰ্তমান সময়ত লিখিত ৰূপৰ ইংৰাজী ভাষাত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হয়। লিঙ্গ প্ৰকাশক শব্দক বৰ্জন কৰিবলৈ চেষ্টা কৰে। বিপৰীতে, লিঙ্গনিৰপেক্ষ ৰূপ ব্যৱহাৰৰ প্ৰতি অধিক আগ্ৰহী। যেনে— actress নিলিখি অত্যন্ত প্ৰযোজন হ'লৈ Male actor – Female actor ধৰণেহে লিখা হয়। তৃতীয় পুৰুষৰ ৰূপৰ ক্ষেত্ৰত ইংৰাজীত লিঙ্গনিৰপেক্ষ ৰূপ বুজাৰলৈও hc ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানে কিন্তু s/hc ধৰণে লিখিবলৈ লৈছে।

অসমীয়া ভাষাত ডাকৰ বচন, প্ৰৱাদ প্ৰবচন, ফকৰা যোজনা আদিত লিঙ্গবাদী ৰূপ স্পষ্ট ৰূপত প্ৰতিফলিত হৈ আছে (যেনে—‘লাউ যিমানে ডাঙৰ নহওক পাতৰ তলত’, তিৰী মিৰি ভাটো কোৱা, এই তিনিওৰে সঁজাত নোপোৱা।’ আদি)। অসমীয়া ভাষাত নিৰ্দিষ্টতাৰাচক প্ৰত্যয় প্ৰয়োগৰ ক্ষেত্ৰতো লিঙ্গবাদ স্পষ্ট ৰূপত ফুটি উঠে। অসমীয়া ভাষাত ‘জন’ প্ৰত্যয় পুৰুষৰ ক্ষেত্ৰত আৰু ‘-টো’ প্ৰত্যয় জাতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ‘-টো’ প্ৰত্যয়টো তুচ্ছার্থত মানুহৰ ক্ষেত্ৰত প্ৰয়োগ হ'লৈও জাতৰ ক্ষেত্ৰত কিন্তু ‘জন’ কেতিয়াও প্ৰয়োগ নহয়। বিপৰীতে, স্ত্ৰীলিঙ্গৰ অৰ্থত নাৰী আৰু জাতৰ উভয়ৰে ক্ষেত্ৰত ‘-জনী’ প্ৰত্যয় ব্যৱহাৰ কৰা হয়। ‘-জনী’ ৰূপটো আকো মান্যাৰ্থক নহয়, যদিবে জন মান্যাৰ্থক। নাৰীৰ ক্ষেত্ৰত নিৰ্দিষ্টতাৰাচক মান্যাৰ্থ প্ৰত্যয় নাই। ‘গৰাকী’ ব্যৱহাৰ কৰিব পাৰি যদিও ই লিঙ্গ নিৰপেক্ষ ৰূপহে।

মানুহৰ ক্ষেত্ৰত (মান্যাৰ্থ/তুচ্ছার্থ)	জাতৰ ক্ষেত্ৰত
পুংলিঙ্গ	মানুহজন / মানুহটো
স্ত্ৰীলিঙ্গ	মানুহজনী

এনে লিঙ্গবাদী কল্পে অসমীয়া সমাজত নাৰী যে অৱদম্বিত বা পুৰুষপ্রধান সমাজত নাৰীক যে অৱদম্বিত কৰিবলৈ বিচৰা হয়, সেই কথা প্ৰকাশ কৰে। লোক-সাহিত্যসমূহতো এনে লিঙ্গবাদ প্ৰকাশক কল্প অজন্ম। সিবোৰৰ এতিয়াও অধ্যয়ন হোৱা নাই। লোক-সাহিত্যসমূহত নাৰীৰ প্ৰসঙ্গত বোৱা-কটা, ধৰ চঙলা, বঞ্চা-বঢ়া আদিৰ কথা উল্লেখ কৰা হয়। ইয়ে তদান্তীন্তন সমাজ-ব্যৱস্থাত নাৰীৰ কাৰ্য, সীমাবদ্ধতা, অৱদম্বিত অৱস্থাৰ কথা দাঙি ধৰে। শাৰীৰিক পাৰ্থক্যৰ দোহাই দি নাৰীক সম্পদ উৎপাদনৰ অযোগ্য বুলি আঁতৰাই বখা হৈছিল। কেৱল সন্তান জন্ম দিয়া, ধৰখন প্ৰতিপালন কৰা আদি কামত ব্যৱহাৰ কৰি সম্পদ আহৰণৰ ব্যৱস্থাটোৰ পৰা নিলগাই বখা হ'ল। এনে ব্যৱস্থাৰ পৰিগতিতেই নাৰীৰ অধিকাৰ সীমিত হৈ পৰিছিল। পাছলৈ প্ৰচলিত ব্যৱস্থাটোত অভ্যন্ত হৈ নাৰীও অংশীদাৰ হৈ পৰিল। সেয়ে কেতোৰ লিঙ্গবাদ প্ৰকাশক কল্প পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰে।

আনকি, লিখিত সাহিত্যসমূহতো এনে লিঙ্গবাদ স্পষ্ট কল্পত প্ৰকাশ পাইছে। কোনো কোনো লেখকৰ বচনাত প্ৰচলিত ব্যৱস্থাটোৰ বিৰোধ কৰ্ণেতে এই কল্প চিত্ৰিত হৈছে। আনহাতে, কোনো কোনো লেখকৰ বচনাত প্ৰচলিত সমাজ-ব্যৱস্থাত দাঙি ধৰিবলৈ চেষ্টা কৰ্ণেতে বা কেতিয়াৰা লেখকৰ অসচেতনাৰ ফলস্বৰূপেও লিঙ্গবাদ প্ৰকাশ পাইছে।

অসমীয়া ভাষাত, সাহিত্যত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে অজন্ম লিঙ্গবাদৰ ধাৰণা প্ৰকাশক কল্প প্ৰকট হৈ আছে। এনেবোৰ দিশৰ গৱেষণাৰ বাবে এখন বহুল পথাৰ এতিয়াও অনাদৃত হৈ পৰি আছে। ॥৪॥

## ভাষিক যোগাযোগ (Language Contact)

ভাষিক যোগাযোগ বৰ্তমান পৃথিবীৰ এটা স্বাভাৱিক পৰিধিটো। বৰ্তমানৰ মুক্ত অৰ্থনৈতিক ব্যৱস্থা, বৈদ্যুতিন মাধ্যমৰ জনপ্ৰিয়তাই ভাষিক যোগাযোগক গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয় কৰি তুলিছে। ভাষিক যোগাযোগৰ লগতে অৱশ্যে সাংস্কৃতিক সংমিশ্ৰণৰ কথা ও ক'ব লাগিব। দুয়োটা বিষয় একেটা মুদ্রাৰে ইপিঠি সিপিঠিৰ দৰে। ভাষিক যোগাযোগৰ ফলত সামাজিক গোষ্ঠীসমূহৰ মাজত হোৱা পাৰস্পৰিক প্ৰভাৱ আৰু এই প্ৰভাৱৰ ফলত সামাজিক-সাংস্কৃতিক-ভাষিক পৰিৱৰ্তন সমাজভাষাবিজ্ঞানীসকলৰ কাৰণে আৰ্কণৰ বিষয়। কোনো এটা সংখ্যালঘু ভাষিক সম্প্ৰদায়ৰ লগত সেই অঞ্চলৰ দমনীয় ভাষিক সম্প্ৰদায়টোৰ মাজত ভাষিক যোগাযোগ ঘটি সংখ্যালঘু সম্প্ৰদায়টো দ্বিভাষিক হৈ পৰিব পাৰে, এমাৎ সংখ্যালঘু সম্প্ৰদায়টোৰে ভাষা পৰিৱৰ্তনৰ প্ৰতিম্বিত অংশ গ্ৰহণ কৰি স্বসম্প্ৰদায়ৰ ভাষাক অৱহেলিত কৰি বিপন্ন ভাষালৈ পৰিণত কৰিব পাৰে। আনকি, কোনো ৰাষ্ট্ৰীয় নাইবা আণুবৰ্ষাষ্ট্ৰীয় ভাষাৰ প্ৰভাৱতো ভাষাগোষ্ঠী একোটা দ্বিভাষিক হৈ পৰিব পাৰে, স্বসম্প্ৰদায়ৰ ভাষাটো ব্যৱহাৰ কৰিবলৈ এৰি কোনো ৰাষ্ট্ৰীয় বা আণুবৰ্ষাষ্ট্ৰীয় ভাষাকো প্ৰথম ভাষা হিচাপে ব্যৱহাৰ কৰিব পাৰে। এনে পৰিস্থিতিত ক্ষুদ্ৰ ভাষা একোটা বিপন্ন হৈ পৰিব পাৰে বা ভাষাটো অৱহেলিত হৈ মৃত্যুমুখতো পৰিব পাৰে। কেতিয়াৰা পিজিনাইজেচন বা সৱলীকৰণৰ জৰিয়তে নতুন ভাষা একোটাৰো জন্ম হ'ব পাৰে। ভাষাৰ জগ্ন-মৃত্যু ভাষিক যোগাযোগৰ ফচল। ভাষিক যোগাযোগৰ ফলতেই ব্যক্তি বা দল বা সমূহ একোটা দ্বিভাষিক বা বহুভাষিক হৈ পৰিব পাৰে। অসমৰ ভাষিক পৰিস্থিতি সাধাৰণতে দ্বিভাষিক। চৰকাৰী ভাষা বা আণুবৰ্ষাষ্ট্ৰীয় ভাষা বা দমনীয় ভাষা একোটাৰ জৰিয়তে ভাষিক গোষ্ঠী বা ব্যক্তি বহুভাষিক হৈ

পৰাটো স্থানাধিক। এনে অৱস্থাত কেতিয়াৰা ডাইপ্ল'ছিক পৰিস্থিতিৰে সৃষ্টি হ'ব  
পাৰে।

ভাষিক যোগাযোগৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল— ভাষা সংপ্ৰৱণ আৰু  
ভাষা মিশ্ৰণ। দ্বিভাষিক বা বহুভাষিক পৰিস্থিতিত সাধাৰণতে ভাষা সংপ্ৰৱণ লক্ষ্য  
কৰা যায়। আনহাতে, ভাষিক বা সাংস্কৃতিক যোগাযোগৰ ফলক্ষণতিত ভাষা মিশ্ৰণ  
লক্ষ্য কৰা যায়। প্ৰয়োজন পূৰ্তি বা গৰ্যাদা আহৰণৰ কাৰণতে ভাষাৰ মাজত মিশ্ৰণ  
লক্ষ্য কৰা যায়। ॥৪

## দ্বিভাষিকতা

সাধাৰণভাৱে, কোনো ব্যক্তি বা দল বা সমূহে এটাতকৈ বেছি ভাষা বাৰহাৰ  
কৰাৰ দক্ষতাকেই দ্বিভাষিকতা বুলি কোৱা হয়। কিন্তু, ই এটা আপেক্ষিক ধাৰণাহে।  
কিম্বনো দক্ষতাৰ প্ৰসঞ্চটোও আপেক্ষিক। বজা এগৰাকী দুয়োটা ভাষাত কিমান দক্ষ  
হ'ব লাগিব, তাৰ কোনো স্পষ্ট সীমাবেধো নাই। যদিও কোৱা হৈছে, এজন  
ব্যক্তিয়ে যেতিয়া সমানে এটাতকৈ বেছি ভাষা বুজিব, পঢ়িব, লিখিব আৰু ক'ব  
পাৰে তেওঁয়াই তেওঁক দ্বিভাষিক বোলা হয়। এই চাৰিওটা দিশক দুটা মাঝাত  
সংগঠিত কৰিব পাৰি— গ্ৰহণ আৰু উৎপাদনৰ দক্ষতা; শুনকৈ ক'ব, পঢ়িব আৰু  
লিখিব পৰা।

শুনকৈ ক'ব,  
পঢ়িব, লিখিব পৰা;

গ্ৰহণ দক্ষতা —

শুনা;  
পঢ়া;  
উৎপাদনৰ দক্ষতা—

কোৱা;  
লিখা।

কোনো ব্যক্তিয়ে হয়তো প্ৰথম ভাষাৰ দৰে দ্বিতীয় ভাষাৰ জৰিয়তেও  
দক্ষতাৰে মৌখিক ভাব বিনিময় কৰিব পাৰে, কিন্তু লিখিব, পঢ়িব নোৱাৰে। আন  
কোনোৱে হয়তো বুজি পায়, ক'ব নোৱাৰে। আকো, কোনোৱে পঢ়িব লিখিব  
পাৰে, কিন্তু ক'ব নোৱাৰে। এনে অৱস্থাত কোনটো পৰ্যায়লৈকে এজন ব্যক্তিক  
সমাজভাষাবিজ্ঞান ॥ ৬৮ ॥

সমাজভাষাবিজ্ঞান ॥ ৬৯ ॥

দ্বিভাষিক বুলি কোরা হ'ব তাৰ সন্দৰ্ভৰ পোৱা নাযায়।

ভাষাবিজ্ঞানীসকলে দ্বিভাষিকতাৰ সংজ্ঞা দিবৰ যত্ন কৰিছে; যেনে—  
ব্লুমফিল্ড (Bloomfield, 1933:56) দ্বিভাষিকতাৰ সংজ্ঞা নিৰ্ণয় কৰিছে এনেদৰে—

'Native-like control of two languages'  
বিপৰীতে, মেকীৰ (Mackey, 1962:52) সংজ্ঞা এনেধৰণৰ—

'the ability to use more than one language.'  
উইন্ৰিথ (Weinreich, 1953) মতে দ্বিভাষিকতাৰ সংজ্ঞা হ'ল—

'the practice of alternately using two languages.'

হজেনে দ্বিভাষিকতাৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে দ্বিভাষিক ব্যক্তি এজনৰ এটা ভাষাত দক্ষতা থাকিব লাগিব আৰু আনটো ভাষাত অৰ্থপূৰ্ণ বাক্য সৃষ্টি কৰিব  
পাৰিবলৈই হ'ল। (Haugen, E. 1953)

Diebold (1964)-এ প্রাথমিক স্তৰত দুটা ভাষাৰ সম্পর্ক নিৰ্দেশ কৰিবলৈ 'incipient Bilingualism' অৰ্থাৎ প্রাথমিক দ্বিভাষিকতা শব্দটো ব্যৱহাৰ কৰিছে। তেওঁ কৈছে যে এজন ব্যক্তিয়ে সম্পূৰ্ণভাৱে ভাষা এটাৰ উৎপাদন সম্মত বাক্য সৃষ্টি কৰিব নোৱাবলৈও বুজাত অসুবিধা নহ'বও পাৰে। এক ন্যূনতম মাত্ৰালৈকে এনে ব্যক্তিকো দ্বিভাষিক বুলিব পাৰি। ইকেটো এনে পৰিস্থিতি বুজাবলৈ অৰ্ধ-  
দ্বিভাষিকতা (semibilingualism) শব্দটো ব্যৱহাৰ কৰিছে।

Mackey (1967:555)-এ দ্বিভাষিকতাৰ বাবে চাৰিটা বিশেষ পৰিঘটনা উপৰ্যুক্ত বুলি কৈছে। সেইকেইটা হ'ল— মাত্ৰা (degree), কাৰ্য (function), বিকল্পকৰণ (alternation), সমাৰোপণ (interference)। তেওঁ কৈছে যে দ্বিভাষিকতাৰ মাত্ৰাৰ প্ৰশ্নটো দক্ষতাৰ লগত জড়িত। দ্বিভাষিক ব্যক্তিজনে ভাষা দুটা কিমান ভালদৰেজানে? কাৰ্যৰ ওপৰত ভিত্তি কৰি এজন দ্বিভাষিক বক্তাৰ ভাষা ব্যৱহাৰ কৰে, আৰু ব্যক্তিৰ সম্পূৰ্ণ অভিব্যক্তিত তাৰ বেলেগ বেলেগ ভূমিকা আছে। বিকল্পকৰণে সুবিধা দিয়ে কাক, কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰিব  
আৰু সমাৰোপণে কাক আৰ্তবাহি বাখিব বা অংশীদাৰ কৰিব, তাক নিৰ্ণয় কৰে।

দ্বিভাষিকতা কেৱল ব্যক্তিৰ পৰ্যায়তে সীমাবদ্ধ নহয়, সমাজ বা সমূহ বা  
দলৰ ক্ষেত্ৰতো দ্বিভাষিকতা লক্ষ্য কৰা যায়। সেয়ে কলিন বেকাৰে কৈছে—

'Bilingualism at the individual level is half of the  
সমাজভাষাবিজ্ঞান।। ৭০।।

story. The other essential half is to analyze how  
groups of language speakers behave and change.'

(p-43, 2001)

বহুতে ভাষাবলু দেশ এখনক আৰ্থ-সামাজিক দিশৰ পৰা অসুবিধাজনক  
বুলি ভাবে যদিও বাস্তৱক্ষেত্ৰত কথাটো শুধু নহয়। ভাষা যিহেতু বৃত্তান্তিক  
অভিব্যক্তি, সেয়ে ভাষাবলু দেশ এখন সাংস্কৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ হয়। পৰিৱেশ  
আৰু পৰিস্থিতি অনুযায়ী ভাষা-ব্যৱহাৰো সুকীয়া সুকীয়া হয়। অৰ্থাৎ, বহুভাষিক  
সমাজ একোখনত ভাষাৰ ভূমিকা ভিন্ন ভিন্ন স্থান অনুযায়ী নিৰ্ণিত হৈ থাকে।  
কোনোবাটো ভাষা অননুষ্ঠানিক ক্ষেত্ৰত ঘৰত, বন্ধুবৰ্গৰ মাজত ব্যৱহাৰ হয়; আৰু  
কোনোবাটো ভাষা আনুষ্ঠানিক, শিক্ষা, কৰ্মক্ষেত্ৰ বা চৰকাৰী কাম-কাজত ব্যৱহাৰ হয়।  
এটা উদাহৰণৰ সৈতে কথাটো পৰিষ্কাৰ কৰিব পাৰি— অসমৰ এজন মিচিং  
জনগোষ্ঠীৰ লোকে ঘৰত বা স্ব-জনগোষ্ঠীৰ মানুহৰ লগত মিচিং ভাষাত কথা  
পাতিব। কিন্তু, এজন বড়ো জনগোষ্ঠীৰ মানুহৰ লগত কথা পাতিবলৈ অসমীয়া  
ব্যৱহাৰ কৰিব। চৰকাৰী কাম-কাজত অসমীয়া আৰু ইংৰাজী ব্যৱহাৰ কৰিব পাৰে।  
অসমৰ এজন জনজাতীয় লোকৰ ভাষিক সক্ষমতা এনেধৰণৰ হ'ব পাৰে—  
প্ৰথম ভাষা—স্বস্মপ্ৰদায়ৰ ভাষা; দ্বিতীয়— স্থানীয় ভাষা অসমীয়া, আৰু শিক্ষা  
গ্ৰহণৰ জৰিয়তে হিন্দী আৰু ইংৰাজী দ্বিতীয় ভাষা হিচাপে আয়ত কৰি বহুভাষিক  
হৈ পৰিব পাৰে।

## জ্ঞ দ্বিভাষিকতা আৰু বহুভাষিকতা

দুটাতকৈ বেছি ভাষা ব্যৱহাৰ কৰা লোকৰ ক্ষেত্ৰটো কেতিয়াৰা দ্বিভাষিকতা  
শব্দটো ব্যৱহাৰ কৰা হয়। অৱশ্যে দুটাতকৈ বেছি ভাষা ব্যৱহাৰ কৰা বুজাবলৈ,  
অৰ্থাৎ তিনিটা ভাষা ব্যৱহাৰ কৰা বুজাবলৈ ত্ৰিভাষিকতা (Trilingual) আৰু চাৰিটা  
ভাষা ব্যৱহাৰ কৰা বুজাবলৈ চতুৰ্ভৰ্যিক (quadrilingual) শব্দ ব্যৱহাৰ কৰা হয়।  
আকৌ, একে সময়তে দুটা বা ততোধিক ভাষা-ব্যৱহাৰৰ বুজাবলৈ বহুভাষিক (multi-  
lingual or plurolingual) শব্দটোৰো ব্যৱহাৰ কৰা হয়। দ্বিভাষিকতা আৰু  
বহুভাষিকতা সমাৰ্থক যেন লাগিলৈও দুয়োটোৰে 'প্ৰয়োগৰ ক্ষেত্ৰ' সামান্য সুকীয়া।  
সাধাৰণতে, ব্যক্তি এজন ত্ৰিভাষিক বা চতুৰ্ভৰ্যিক হ'লেও দ্বিভাষিক শব্দটোৰেই  
ব্যৱহাৰ কৰা হয়। অৰ্থাৎ, ভাষাবিজ্ঞানীসকলে ব্যক্তিৰ গৰ্যায়ত 'দ্বিভাষিকতা' শব্দটো

ব্যবহার করে আর সমাজের ক্ষেত্রে ‘বহুভাষিকতা’ শব্দটো ব্যবহার করা হয়।  
পিটার প্রান্ডলি *A Glossary of Sociolinguistics* অন্তর্ভুক্ত কৈছে—

“In the usage of some writers, bilingaulism refers only to individuals who have native command of more than one language. Other writers use the term to refer to any speaker who has a reasonable degree of competence in a language other than their mother tongue. Sociolinguists are agreed that bilingualism is so widespread in the world who are bilingual, at least in the second sense, than there are monolinguals. Many sociolinguistics use the term 'bilingualism' to refer to individuals, even if they are trilingual, quadrilingual,etc. and reserve the term multilingualism for nations or societies, even if only two languages are involved.” (p-15)

ব্যক্তির পর্যায়ত হোৱা দ্বিভাষিকতাক ব্যক্তিগত দ্বিভাষিকতা (Individual bilingualism) আর সম্প্রদায় বা দল বা গোট বা সমাজ একোখন যদি দ্বিভাষিক হৈ পৰে, তেওঁতে তাক সামাজিক দ্বিভাষিকতা (Societal bilingualism) বোলা হয়। ব্যক্তিগত দ্বিভাষিকতাৰ ফলত ভাষা সংৰবণ, ভাষা মিশ্রণ সংঘটিত হয় আৰু সামাজিক দ্বিভাষিকতাৰ ফলত ডাইল্যাক্ষিয়া, ভাষা পৰিৱৰ্তন আদি প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে।

## অ । দ্বিভাষিকতা সামাজিক সংমিশ্রণৰ ফচল

দ্বিভাষিকতা সামাজিক পৰিধিটো। কাৰণ, ব্যক্তিৰ লগত ব্যক্তিৰ সম্পর্ক, সমাজৰ লগত সমাজৰ সম্পর্কৰ ফলত দ্বিভাষিকতাৰ সৃষ্টি হয়। বিভিন্ন কাৰণত ভিন্ন ভাষা-ভাষী লোকৰ মাজত সম্পর্ক ঘটিব পাৰে আৰু ইজনে সিজনৰ ভাষা আয়ত্ত কৰি দ্বিভাষিক হৈ পৰিব পাৰে। সমাজৰ লগত সমাজৰ লগত সম্পর্কৰ ফলত সাংস্কৃতিক সংমিশ্রণৰো সৃষ্টি হয়। ব্যক্তিৰ পর্যায়ত বা সমূহ বা দলৰ পর্যায়ত দ্বিভাষিকতা দেখিবলৈ পোৱা যায়। ব্যক্তিৰ পর্যায়তেই হওক বা সামাজিক পর্যায়তেই হওক, দ্বিভাষিকতাৰ লগত কেতোৰ কাৰক জড়িত হৈ থাকে। সাধাৰণতে দেখা যায়, প্ৰজনকাৰীসকলে, সংখ্যালঘু ভাষিক সম্প্ৰদায়সমূহে, দুৰ্বল আৰ্থ-সমাজভাষাবিজ্ঞান।। ৭২।।

সামাজিক গোষ্ঠীসকলে কোনো অঞ্চল বিশেষৰ প্ৰভাৱশালী ভাষাটোক গ্ৰহণ কৰি দ্বিভাষিক হৈ পৰে।

## ■ দ্বিভাষিকভাৰাদ আৰু দ্বিতীয় ভাষা আহৰণ

দ্বিতীয় ভাষাৰ আহৰণ বৰ্তমান সময়ত বহুল আলোচনাৰ বিষয়। কিষ্ট, দ্বিতীয় ভাষা কি? দ্বিতীয় ভাষা হ'ল—

‘The term 'second' is used to refer any other language than the first language.’

উপৰিউক্ত সংজ্ঞাটোৰ পৰা ‘দ্বিতীয় ভাষা’ৰ ধাৰণা পালেও কিষ্ট কথাটো ইমান সহজ নহয়। তথাপি, দ্বিতীয় ভাষা বুলিলে প্ৰশাসনিক কাম-কাজত ব্যৱহাৰ, সামাজিকভাৱে প্ৰভাৱশালী, শিক্ষা, নিয়োগ বা অন্যান্য প্ৰযোজনীয় কাম-কাজত ব্যৱহাৰত ভাষাটোকেই বুজিব লাগিব। দ্বিতীয় ভাষাটো আহৰণ কৰি লোৱা হয়।

‘A Second language is typically an official or societally dominant language needed for education, employment, and other basic purposes. It is often acquired by minority group members or immigrants who speak another language natively.’ Saville-Troike (2012)

ব্যৱহাৰিক ক্ষেত্ৰত বহুভাষিক দেশসমূহত কেতোৰ সমস্যাৰ সৃষ্টি হয়, যিবোৰ সাধাৰণতে এক ভাষী দেশবোৰত দেখিবলৈ পোৱা নাযায়। শিক্ষা, নিয়োগ, চৰকাৰী কাম-কাজ চলাবৰ বাবে ভাষা একোটা নিৰ্বাচন কৰিব লগা হয়। ভাৰতবৰ্ষত চৰকাৰী ভাষা হিচাপে হিন্দী আৰু ইংৰাজী ভাষাক গ্ৰহণ কৰা হৈছে। সেইদৰে, শিক্ষাৰ ক্ষেত্ৰত দ্বিভাষা সৃতি গ্ৰহণ কৰা হৈছে। বাজ্যসমূহতো বাজ্য ভাষা একোটাক স্বীকৃতি দিয়া হৈছে। সংবিধানৰ দ্বাৰা বৰ্তমান ভাৰতৰ ২২ টা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে।

সাংবিধানিক ধৰ্মাদা, বাজ্যভাষা, চৰকাৰী ভাষা, বাষ্পভাষা আদি ভিন্ন পর্যায়ত ভিন্ন ভাষাৰ স্বীকৃতি ভাৰতবৰ্ষত দেখা যায়। এনে স্বীকৃতিৰ দ্বাৰা বহুভাষিকতাক স্বীকৃতি প্ৰদান কৰা হৈছে। এনে স্বীকৃতিয়ে দ্বিতীয় ভাষা আহৰণৰ বাবে ব্যক্তিক

উৎসাহিত করে। এক কথাত দ্বিভাষিকতা ব্যক্তিগত পর্যায়ত এবাব নোনো বিষয়। দ্বিভাষিকতা অসমৰ বাবে অচিনাকি বিষয় নহয়। কাৰণ, অতীজৰে পৰা অসমৰ জনগোষ্ঠীয় লোকসকল দ্বিভাষিক। অসমৰ জনগোষ্ঠীয় লোকসকলৰ কোনোৱাজনে হয়তো ডাঙৰ-দীঘল হোৱাৰে পৰা স্থস্থনায়ৰ ভাষা আৰু অসমীয়া ভাষা সমানে আয়ত কৰি পৰিস্থিতি আৰু পৰিৱেশ অনুযায়ী সংগালনিকৈ দুয়োটা ভাষাবে ব্যৱহাৰ কৰে; বিপৰীতে, কোনোৱে হয়তো স্কুলত বা বন্ধু-বাৰ্কৰৰ জৰিয়তে অসমীয়া ভাষা আহৰণ কৰি দ্বিভাষিক ব্যক্তিক্ষেপে পৰিগণিত হয়। সেয়ে, অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয়ে দ্বিভাষিক বা বহুভাষিক। ইয়াৰ উপৰি, স্কুল বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে ইংৰাজী আৰু হিন্দী ভাষাও শিকে।

## ৩ দ্বিভাষিকতাৰ প্ৰকাৰ

Katja F. Cantone-এ *Code-switching in bilingual Children* নামৰ গ্ৰন্থত কৈছে—

'Basically, research on bilingualism is concerned with two topics: one is to find appropriate methods of classifying bilinguals and their behaviour with respect to their two languages, in the sense of language choice and language use.' (page- 1)

এজন ব্যক্তিয়ে পৰা দুটা ভাষা আহৰণ কৰা প্ৰক্ৰিয়াটো দ্বিভাষিকতাবাদৰ আলোচনাৰ প্ৰসঙ্গত বৰ গুৰুত্বপূৰ্ণ। কাৰণ, এজন ব্যক্তিয়ে যদি দুটা ভাষা একে সময়তে আয়ত কৰে, তেনে অৱস্থাত তেওঁৰ প্ৰথম ভাষা! কোনটো হ'ব। বহুভাষিক সম্প্ৰদায় একোটাৰ ক্ষেত্ৰত এনে খটনা তেনেই থাবাৰিক। দ্বিভাষিকতাৰ প্ৰকাৰ আলোচনা কৰাৰ আগতে প্ৰথম ভাষানো কি সেই সকলৈ আলোচনা কৰাও প্ৰয়োজন। কাৰণ, প্ৰথম ভাষা (First Language), থলুৱা ভাষা (Native Language), প্ৰাথমিক ভাষা (Primary Language) আৰু মাতৃভাষা (Mother tongue) আদি কেইবাটাও শব্দ সমাৰ্থক ৰূপত ব্যৱহাৰ কৰা হয়। শব্দকেইটাই বুজোৱা অৰ্থৰ মাজত কিষ্ট পাৰ্থক্য আছে। ধৰা হওক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ স্থানীয় বা থলুৱা ভাষা কি বুলিলে উত্তৰটো নিশ্চয়কৈ হ'ব— অসমীয়া, বংড়ো, মিচিং, তিৰা আদি। আকৌ, এজন মিচিং ভাষী লোকক তেওঁৰ মাতৃভাষা

কি বুলি সুধিলে উত্তৰটো নিশ্চয় হ'ব—মিচিং। কিষ্ট, এজন মিচিং জনগোষ্ঠীৰ লোকে যদি মিচিং ভাষাৰ লগতে সমান্বয়ৰালকৈ অসমীয়া ভাষাও শিকে, দুয়োটা ভাষা ব্যৱহাৰত তেওঁ সমানে দক্ষ আৰু পৰিৱেশ-পৰিস্থিতি অনুযায়ী দুয়োটা ভাষা সংগালনিকৈ ব্যৱহাৰ কৰে, তেতিয়া তেওঁৰ ক্ষেত্ৰত প্ৰথম ভাষা কোনটো হ'ব? এনে অৱস্থাত দুয়োটা ভাষাকে প্ৰথম ভাষা বুলি কোৱা হয়। সাধাৰণতে দুটা ভাষা সমানে আয়ত কৰা এনে দ্বিভাষিকতাক সমান্বয়ৰাল দ্বিভাষিকতা (parallel bilingualism) বুলি কোৱা হয়। এনে ধৰণৰ দ্বিভাষিকতা শক্তিশালীও হয়। বিপৰীতে, প্ৰথম ভাষাটোৰ সীমিত প্ৰয়োগ আৰু সংখ্যালঘু অৱস্থাত দ্বিতীয় ভাষাটো আহৰণ কৰি ব্যৱহাৰ কৰিবলগীয়া হয় আৰু এনে দ্বিভাষিকতাক পৰিস্থিতিক দ্বিভাষিকতা (situational bilingualism) বোলা হয়।

কিষ্ট, উইনবিখে (1968: 9-11) দ্বিভাষিকতাৰ তিনিটা প্ৰকাৰৰ কথা উল্লেখ কৰিছে। ব্যক্তি এজনৰ মগজুত কিদবে শব্দ বা শব্দাংশ বা ভাষা একোটা মূৰ্ত হৈ উঠিব পাৰে, তাৰ ভিত্তিত তেওঁ এই বিভাজন কৰিছিল। অৰ্থাৎ, চিঙ্গ হিচাপে শব্দ বা শব্দাংশ একোটাই ব্যক্তিৰ মনত বোধ জন্মায় আৰু সি ব্যক্তিৰ মগজুত সংৰক্ষিত হৈ থাকে। উইনবিখে বিশাস কৰিছিল যে ভাষা শিকাৰ এই প্ৰণালীটোৱে ব্যক্তিগত দ্বিভাষিকতাত প্ৰভাৱ পেলায়। উইনবিখে উল্লেখ কৰা প্ৰকাৰকেইটা হ'ল—

- ক) যৌগিক দ্বিভাষিকতা (Compound bilingualism)
- খ) সমন্বয়ী দ্বিভাষিকতা (Coordinate bilingualism)
- গ) উপ-সমন্বয়ী দ্বিভাষিকতা (Sub-coordinate bilingualism)


সমন্বয়ী দ্বিভাষিকতাত ব্যক্তিজনে সুকীয়া বাতাৰণ আৰু প্ৰসঙ্গত ভাষা দুটা আয়ত কৰে আৰু দুয়োটা ভাষাৰ নিজৰ বিশিষ্ট অৰ্থ প্ৰকাশক শব্দসমূহ এটাৰ পৰা আনটো পৃথক হৈ থাকে। সেয়ে দুয়োটা ভাষাবে প্ৰতোকটো শব্দই বিশিষ্ট অৰ্থ প্ৰকাশ কৰে।

বিপৰীতে, যৌগিক দ্বিভাষিকতাত ব্যক্তিজনে দুটা ভাষা একে প্ৰসঙ্গ আৰু পৰিৱেশত আহৰণ কৰে, য'ত দুয়োটা ভাষাবে শব্দ এটাৰ অৰ্থ আৰু প্ৰতিনিধিত্ব মগজুত সংৰক্ষণ কৰে। সেইদৰেই দুয়োটা ভাষা পৰম্পৰাৰ ওপৰত নিভৰশীল হোৱা পৰিস্থিতিৰ উত্তৰ কৰে।

উইনবিখে কোৱা ঢৃতীয়টো দ্বিভাষিকতাক সমন্বিত দ্বিভাষিকতাৰ উপভাগ

বুলির পারি। উপ-সমষ্টিত বিভাষিকতাত ব্যক্তিয়ে পূর্বের ভাষাটোর সহিত নতুন ভাষা এটা আহরণ করে। সেয়ে স্বাভাবিকভেই প্রথম ভাষাটোর অরঙ্গান শক্তিশালী হয় আর প্রথম ভাষাটোর জবিয়তেই অর্থ সংরক্ষিত হয়। ইয়াত প্রথম ভাষাটোর দুর্ল বুলি পরিগণিত শব্দসমূহ দ্বিতীয় শক্তিশালী ভাষাটোর জবিয়তে বাঁচা এবং হয়।

যৌগিক আৰু সমষ্টিত বিভাষিকতাৰ মাজৰ পাৰ্থক্য ই'ল— যৌগিক বিভাষিকতাত দুয়োটা ভাষা পৰম্পৰাৰ ওপৰত নিৰ্বৰ্শীল হৈ থাকে কিন্তু সমষ্টিত বিভাষিকতাত দুয়োটা ভাষা স্বতন্ত্ৰ হৈ থাকে। উইন্বিখৰ এই প্ৰকাৰ ভেদক আমি অসমীয়া আৰু ইংৰাজী ভাষাৰ উদাহৰণেৰে সৈতে এনেদৰে দেখুৱাৰ পাৰ্বো—



অৰ্থাৎ, ওপৰৰ আহিটোত শব্দ— ধৰণগাতুক আৰু শব্দিক দুটা শুধৃত ব্যাখ্যা দাঙি ধৰা হৈছে। ইয়াত দেখুওৱা হৈছে যে লিপিত দৰ্পৰ প্ৰতিনিধিত্বকাৰী ‘বৰ্ণ’টোৰ দ্বাৰা বিভাষিক ব্যক্তি এজনে কেনেকৈ দৰ্পটোৰ লগত জড়িত কৰিব।

## ■ দ্বিভাষিকতাক প্ৰভাৱিত কৰা কাৰক

মেকীয়ে কেতবোৰ কাৰকৰ কথা উল্লেখ কৰিছে, যিবোৰে বিভাষিকতাক প্ৰভাৱিত কৰে। এনে কেতবোৰ কাৰক ই'ল— বয়স, লিখ, ঝান, শুবণ, ভাষিক মনোভাৱ আৰু অনুপ্ৰেৰণা। বিশেষকৈ, দ্বিতীয় ভাষা আহরণৰ ফ্ৰেণ্ট। শিশু এজনৰ ভাষা আহরণৰ ক্ষমতা প্ৰাৰম্ভিক পৰ্যায়ত বেছি আৰু প্ৰাপ্তবয়স্ক অৱস্থাত আহরণৰ ক্ষমতা কম বুলি ভাষাবিজ্ঞানী তথা মনোবিজ্ঞানীসকলে ক'ব খোজে। দ্বিতীয় ভাষা আহরণৰ প্ৰক্ৰিয়টোৰ লগত জড়িত থকা মনোবৈজ্ঞানিক প্ৰক্ৰিয়া গভীৰ আলোচনাৰ বিষয়। দ্বিতীয় ভাষা আহরণৰ জবিয়তে আলজেইমাৰ আদি বোগৰ পৰা হাত সাৰিব পাৰি বুলি ও বিজ্ঞানীসকলে উল্লেখ কৰিছে।

সমাজভাষাবিজ্ঞান ॥ ৭৬ ॥

দ্বিতীয় ভাষা আহরণৰ প্ৰক্ৰিয়াক লৈ যথেষ্ট আলোচনা হৈছে। বিশেষকৈ দ্বিতীয় ভাষা হিচাপে ইংৰাজী ভাষাৰ আহরণক লৈ। কাৰণ, দ্বিতীয় ভাষা আহরণৰ প্ৰক্ৰিয়াটো সহজ আৰু সুগম কৰিবলৈ ভাষাবিজ্ঞানীসকলে চেষ্টা কৰিছে। আনকি, দ্বিতীয় ভাষাৰ আহরণে একভাৱী লোক এজনক বিভাষিক লোক এজনতকৈ অধিক দক্ষতাসম্পন্ন কৰি তোলে বুলি ও বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। বিশেষকৈ দ্বিভাষিক শিশুসকলৰ ফ্ৰেণ্ট এটাতকৈ বেছি ভাষা কোৱাৰ দক্ষতা থকাৰ লগতে, তেওঁলোকৰ

- ক. মনোযোগ বৃদ্ধি, বিশ্লেষণাত্মক ক্ষমতা বৃদ্ধি পায়;
- খ. স্ব-গোষ্ঠীৰ পৰিচয় সম্পর্কে সচেতন হয়;
- গ. পেছাগত ফ্ৰেণ্ট তুলনামূলকভাৱে সুবিধা বেছি;
- ঘ. স্ব-সংস্কৃতিৰ লগতে আন সংস্কৃতিৰ প্ৰতিও শ্ৰান্তিশীল হয়;
- ঙ. আন ভাষা শিকিবলৈও সুবিধা হোৱাৰ লগতে বিদেশত থাকি কাৰু কৰাৰ সুযোগ আৰু সুবিধাৰ থাকে।

দ্বিভাষিকতা বা বহুভাষিকতাক লৈ বৰ্তমান সময়ত পৃথিবীত বিভিন্ন গৱেষণা হৈছে। দ্বিভাষিকতাই মানুহৰ মগজুত পেলোৱা প্ৰভাৱ, দ্বিতীয় ভাষা আহরণ প্ৰক্ৰিয়াৰ মনোবৈজ্ঞানিক দিশ, দ্বিভাষিকতা বা বহুভাষিকতাৰ জবিয়তে হোৱা সামাজিক মিশ্ৰণ আদি বিষয় গভীৰ মননশীলতাবে আলোচনা কৰা হৈছে আৰু ভাষা আহরণ প্ৰক্ৰিয়াৰ আলোচনাসমূহৰ জবিয়তে উদ্ঘাটিত হোৱা ন ন তথ্যই ভাষাবিজ্ঞানী, মনোবিজ্ঞানী, স্বায়ুভাষাবিজ্ঞানীসকলক চমৎকৃত কৰি ৰাখিছে।

## ডাইল্যাঞ্জিয়া

ভাষা একোটাত অসংখ্য বিভিন্নতা বা কপ (variety) থাকে। এই বিভিন্নতাসমূহক আমি উপভাষা বুলি কওঁ। আকৌ, একোটা ভাষার মান (standard) কপ একোটাও থাকে। আনুষ্ঠানিক কার্যত, ভিন্ন ভিন্ন আপ্লিক কপক প্রতিনিধিত্ব করা ব্যক্তি একোজনে ইজনে সিজনের লগত ভাবৰ আদান-পদানৰ বাবে মান (standard) কপটো প্ৰয়োগ কৰে। মান্যকপ আৰু আপ্লিক কপসমূহৰ মাজত কেতবোৰ ধৰণিগত, কপগত আৰু শব্দগত ভিন্নতা থাকে যদিও পাৰম্পৰিক বোধগম্যতা থাকে। বিপৰীতে, পৃথিৱীত কেতবোৰ এনে ভাষা-সম্প্ৰদায় আছে, য'ত দুটা বা ততোধিক এনে কপ থাকে, যিবোৰৰ প্ৰয়োগৰ ক্ষেত্ৰে ভিন্ন ভিন্ন আৰু সিৰেৰ মাজত পাৰ্থক্যও বেছি। এনে ধৰণৰ কপবোৰ আপ্লিক ভিত্তিত গঢ় লৈ নুঠে, বৰঞ্চ গঢ় লৈ উঠে ইয়াৰ মৰ্যাদা, লিখিত সাহিত্য বা ধৰ্মীয় ক্ষেত্ৰাদিত প্ৰয়োগৰ ভিত্তিত। এনে ৰেজিষ্টাৰৰ ব্যৱহাৰ ক্ষেত্ৰে বা পৰিৱেশ সুনিৰ্দিষ্ট, ইয়াৰ ব্যক্তিক্রম নহয়। কেতিয়াবা এনে ৰেজিষ্টাৰসমূহৰ মাজত পাৰ্থক্য ইমানেই বেছি হৈ যায়গৈ যে পাৰম্পৰিক বোধগম্যতাও নাথাকে। ভাষা সম্প্ৰদায় একোটাৰ মাজত গঢ় লৈ উঠা ৰেজিষ্টাৰৰ এনে পৰিৱেশ বুজাৰলৈ ‘ডাইল্যাঞ্জিয়া’ শব্দটোৰ প্ৰয়োগ কৰা হয়। ফাৰ্গুলনে লক্ষ্য কৰিছিল ব্যৱহাৰ-ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি ৰেজিষ্টাৰ একোটাই কেতিয়াবা ভাষা-ব্যৱহাৰকাৰীসকলৰ মাজত ‘উচ্চ’ আৰু ‘নিম্ন’ কপৰ ধাৰণাৰ সৃষ্টি কৰে। সাধাৰণতে উচ্চ কপটো ধৰণদী, ধৰ্মীয় বা অন্যান্য সাহিত্যাদিত বহুল ব্যৱহাৰেৰে ভাষা-ব্যৱহাৰকাৰীসকলৰ মাজত সন্তুষ্ম দাবী কৰে আৰু ভাষা-ব্যৱহাৰকাৰীসকলো ভাষাৰ বিশুদ্ধতাৰ প্ৰতি অধিক সচেতন হয়। বিপৰীতে, নিম্ন কপটো দৈনন্দিন জীৱনৰ সাধাৰণ কথোপকথনত ব্যৱহাৰ হয়।

ডাইল্যাঞ্জিয়াক পৰিৱেশে সমাজ একোখনৰ অভ্যন্তৰত থকা সামাজিক প্ৰভেদসমূহ স্পষ্ট কৰত দাঙি ধৰে। ডাইল্যাঞ্জিয়াক কপ ব্যৱহাৰৰ জৰিয়তে সমাজ একোখনৰ মাজত থকা সামাজিক ব্যৱহাৰো স্পষ্ট হয়।

"Diglossia reinforces social distinctions. It is used to assert social position and to keep people in their place, particularly those at the lower end of the social hierarchy. Any move to extend the L variety . . . is likely to be perceived to be a direct threat to those who want to maintain traditional relationships and the existing power structure." Wardhaugh (2006)

‘ডাইল্যাঞ্জিয়া’ শব্দটো পোনপথমে প্ৰয়োগ কৰিছিল আৰবীয় ভাষা-সংশ্লিষ্টিক বিশেষজ্ঞ ফৰাহী পশ্চিম উইলিয়াম মাৰকেচে ১৯৩০ চনত। শব্দটোৰ মূল ফৰাহী ভাষাৰ diglossic। কিংু, চালই এ ফাৰ্গুলনেহে পোনপথমে ভাষাৰ একোটাৰ মাজত থকা ‘উচ্চ’ (High, H) আৰু ‘নিম্ন’ (Low, L) বিভিন্নতা বা ৰেজিষ্টাৰ নিৰ্দেশক অৰ্থত শব্দটোৰ প্ৰয়োগ কৰি জনপ্ৰিয় কৰি তোলে, তেওঁৰ ‘Word’ নামৰ জাৰ্ণালত প্ৰকাশিত ‘diglossia’ শীৰ্ষক প্ৰবন্ধৰ যোগেদি। তেওঁ ডাইল্যাঞ্জিয়াৰ সংজ্ঞা দাঙি ধৰিছে এনেদৰে—

‘Diglossia is a relatively stable language situation in which, in addition to the primary dialects of the language (which may include a standard or regional standards), there is a very divergent, highly codified (often grammatically more complex) superposed variety, the vehicle of a large and respected body of written literature, either of an earlier period or in another speech community, which is learned largely by formal education and is used for most written and formal spoken purposes but is not used by any

sector of the community for ordinary conversation.'

(Ferguson, 1972 [1959]: 345)

কোনো কোনো ভাষা সম্প্রদায়ের আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ক্ষেত্ৰত প্ৰয়োগ কৰা ভাষা-ব্যৱহাৰ ভিন্ন। এই ভিন্ন ভাষা-ব্যৱহাৰ বা বেজিটারিৰ প্ৰয়োগ সাধাৰণতে দুই ধৰণে হয়। আনুষ্ঠানিক ক্ষেত্ৰত শিষ্ট ক্ষপটো আৰু অনানুষ্ঠানিক ক্ষেত্ৰত আপুলিক ক্ষপটো ব্যৱহাৰ হয়, যাক ফাৰ্গুচনে High(H) আৰু Low(L) বুলি অভিহিত কৰিছিল।

'For convenience of reference the superposed variety in diglossias will be called the H ('high') variety or simply H, and the regional dialects will be called L ('low') varieties or, collectively, simply L.'

উচ্চ বুলি পৰিচিত ক্ষপটো সাধাৰণতে '...prestigious: It is the language of culture, religious and heritage.' বিপৰীতে, নিম্ন ক্ষপটো 'very low esteem' (Vershtcegh, Kecs: *The Arabic Language*, Edinburg University Press, 2004 p-190)। ফাৰ্গুচনে ভাষা-ব্যৱহাৰৰ উচ্চ আৰু নিম্ন বুলি অভিহিত ক্ষপ দুটোৰ বিষয়ে এনেদৰে কৈছে—

'In all the defining languages the speakers regard H as superior to L in a number of respects. Sometimes the feeling is so strong taht H alone is regarded as real and L is reported 'not to exist.'

ভাষা-ব্যৱহাৰৰ এই বৈপৰীতাৰ লগতে ইয়াৰ আহৰণ প্ৰক্ৰিয়াৰ দিশটোও গুৰুত্বপূৰ্ণ। প্ৰাপ্তবয়স্ক লোক এজনে শিশুসকলৰ লগত কথা পাতোঁতে নিম্ন ক্ষপটো ব্যৱহাৰ কৰে। শিশুসকলেও এই ক্ষপটো স্বাভাৱিক নিয়মানুসৰি মাতৃভাষাক্ষেত্ৰে আহৰণ কৰে। উচ্চ ক্ষপটো শিশুসকলে সময়ে সময়ে শুনে যদিও আনুষ্ঠানিক শিক্ষা, ব্যাকৰণৰ জৰিয়তে লাহে লাহে আয়ত কৰিবলৈ সক্ষম হয়। অৰ্থাৎ, ভাষাৰ উচ্চ বুলি বিৱেচিত ক্ষপটো ব্যাকৰণসম্বন্ধত, কিন্তু নিম্ন ক্ষপটো ব্যাকৰণ নিৰ্ভৰ নহয়। ফাৰ্গুচনৰ ভাষাতেই '..there are always extensive differences be-

tween the grammatical structures of H and L.' কেৰল ব্যাকৰণ বুলিয়েই নহয়, ধৰনিতত্ত্ব, শব্দসম্ভাৱ আদিৰ ক্ষেত্ৰতে উচ্চ আৰু নিম্ন ক্ষপ পাৰ্থক্য লক্ষ্য কৰা যায়। যেনে— উচ্চ ক্ষপত ব্যৱহাৰ হোৱা শব্দ একেটা হয়তো নিম্ন ক্ষপত কেতিয়াও ব্যৱহাৰ নহয়, বিপৰীতে নিম্ন ক্ষপত ব্যৱহাৰ হোৱা শব্দ একেটা লিখিত ক্ষপত বা উচ্চ ক্ষপত ব্যৱহাৰ নহয়। আনে ব্যৱহাৰ কৰিবলৈও বেয়া পায়। উচ্চ ক্ষপ বুলি পৰিগণিত হোৱা ক্ষপটোৰ লগত ঘাইকৈ জড়িত থাকে— কাৰ্য, মৰ্যাদা, সাহিত্যিক ঐতিহ্য, আহৰণ, মানকৰণ, ব্যাকৰণ, শক্তসম্ভাৱ, ধৰনিতত্ত্ব আদি দিশ।

**কাৰ্য:** ডাইপ্ল'ছিয়া পৰিস্থিতিৰ অন্যতম বৈশিষ্ট্যই হৈছে, উচ্চ আৰু নিম্ন ক্ষপ (variety)ৰ প্ৰয়োগ পৰিৱেশ ভেদে ভিন্ন আৰু ইয়েই কাৰ্যতঃ ডাইপ্ল'ছিয়াক দ্বিভাষিকতাৰ পৰা পৃথক কৰি বাখিছে। ভাষাৰ এই উচ্চ (H) আৰু নিম্ন (L) ক্ষপৰ প্ৰয়োগ পৰিৱেশ আৰু ক্ষেত্ৰবিশেষে ভিন্ন। অৰ্থাৎ, উচ্চ বা নিম্ন ক্ষপ প্ৰয়োগৰ ক্ষেত্ৰে ভিন্ন ভিন্ন আৰু ইয়াৰ ব্যতিক্ৰম নহয়। সাধাৰণভাৱে, ইয়াক তলত দিয়া ধৰণে দেখুৱাৰ পৰা যায়—

পৃষ্ঠাভূমি	উচ্চ	নিম্ন
১. পৰিয়ালৰ লোকৰ লগত ধৰণ	-	✓
২. শিশুসন্তুষ্টি	✓	-
৩. ধৰ্মীয় উপদেশাদিত	✓	-
৪. বন্ধু-বন্ধনৰ লগত কথোপকথন	-	✓
৫. অধঃসন কৰ্মচাৰীক দিয়া নিৰ্দেশ	-	✓
৬. প্ৰচাৰ মাধ্যমৰ বাতৰি পৰিৱেশন	✓	-
৭. প্ৰচাৰ মাধ্যমৰ মনোৰঞ্জনমূলক পৰিৱেশন	-	✓
৮. সাহিত্য	-	✓
৯. বাতৰি কাকতৰ সম্পাদকীয়, বাতৰি পৰিৱেশন		✓

**মান্যতা:** দেখা যায়, উচ্চ বুলি বিৱেচিত ক্ষপটোৰ মান্যতা নিম্ন ক্ষপটোতকৈ বৃহত বেছি। উচ্চ ক্ষপটো সাহিত্যৰ দিশত ঐশ্বৰ্যশালী, ধৰ্মীয় সাহিত্যাদিবে পৰিপূৰ্ণ। বিপৰীতে, নিম্ন (L) ক্ষপটো অপৰুণ (corrupt), চলিত, অমৰ্যাদাশালী।

**সাহিত্যিক ঐতিহ্য:** ডাইল্যাক্সিস পরিবেশ থকা ভাষাসমূহের উচ্চ কপসমূহতে সুগঠিত লিখিত কপ আছে আর এই লিখিত কপবোর ঐতিহ্য। আর ইতিহাসে আছে। ডাইল্যাক্সিয়া ভাষা-সম্প্রদায়সমূহতে উচ্চ বুলি বিশেষিত কপটো উচ্চ পর্যায়ের সাহিত্য সম্পদবে শুরুপূর্ব। কিন্তু, নিম্ন কপটোর কোনো লিখিত কপ নাথাকে, কিন্তু মৌখিক সাহিত্য থাকে।

**আহরণ:** ভাষা আহরণ প্রক্রিয়া নিম্ন কপটোর অর্থাৎ মাতৃভাষার জরিয়তে হয়। এই কপটো ধরণের পরিবেশত, দৈনন্দিন জীবনের সাধারণ কথা-বর্তবাত ব্যবহার হয়। কিন্তু, উচ্চ কপটো শিক্ষার জরিয়তে আনুষ্ঠানিক কপতে আহরণ করা হয়।

**মানকবণ:** উচ্চ কপটো ব্যাকবণ নিয়মের দ্বারা শৃঙ্খলিত। অভিধান, ধর্মীয় পাঠ আদি উচ্চ কপত থাকে আর এইবোর সম্প্রদায়টোর লোকের দ্বারাই ব্যবহৃত। বিপরীতে, নিম্ন কপটো কাটিখে মানকৃত হয় বা কেতিয়াবা ব্যাকবণ আদি থাকিলেও সি বিদেশী বা বাহিবা লোকের দ্বারাহে ব্যবহৃত।

**স্থিবতা:** ডাইল্যাক্সিয়াসমূহ সাধারণতে স্থির আর ই শ শ বা হাজাৰ বছৰ ধৰি চলি আহিছে। কেতিয়াবাহে, নিম্ন কপটোৱে উচ্চ কপটোক স্থানচুক্তি কৰিব পাৰে আৰু সেয়া সত্ত্বে, যদিহে নিম্ন কপটো সপ্তাশ্রুত লোকসকলৰ মাতৃভাষালৈ পৰিৱৰ্তন হয়।

**ব্যাকবণ:** ডাইল্যাক্সিয়া পরিবেশ থকা ভাষা একোটাত দেখা যায় উচ্চ কপটো ব্যাকবণ নিয়মের দ্বারা শৃঙ্খলিত। বিপরীতে, নিম্ন কপটোৰ ব্যাকবণ নাথাকে। ফেছল্লে ইয়াৰ ব্যাখ্যা সুন্দৰকৈ দাঙি ধৰিছে তলত উপ্রেখ কৰা কথাখিনিৰ জৰিয়তে—

"A very significant aspect of diglossia is the different patterns of language acquisition associated with the High [H] and Low [L] dialects. . . . Most reasonably well-educated people in diglossic communities can recite the rules of H grammar, but not the rules for L. On the other hand, they unconsciously apply the grammatical rules of L in their

normal speech with near perfection, whereas the corresponding ability in L is limited. In many diglossic communities, if speakers are asked, they will tell you L has no grammar, and that L speech is the result of the failure to follow the rules of H grammar." (Fasold, 1984)

**শব্দভাগ্নাব:** উচ্চ আৰু নিম্ন উভয়ৰ শব্দভাগ্নাবৰ মাজতো পাৰ্থক্য বিদম্বন। উচ্চ কপৰ হয়তো এনেকুৱা শব্দ আছে, যিটো নিম্ন কপত নাই বা নিম্ন কপৰ শব্দও উচ্চ কপত নাথাকিব পাৰে।

উচ্চ আৰবী

অল-ফুশা (ঝুপদী উচ্চ)

অদ-দাবিৰজ

নিম্ন আৰবী

অল-আমৰিয়াহ

**ধ্বনিতত্ত্ব:** উচ্চ আৰু নিম্ন উভয়েই একে ধ্বনিগত উপাদানেৰেই অংশীদাৰ যদিও কেতবোৰ পাৰ্থক্য লক্ষ্য কৰা যায়। উচ্চ বুলি বিশেষিত কপটোত উচ্চাৰণৰ শুন্দতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। উচ্চ কপটোৰ ধ্বনি উচ্চাৰণ প্ৰণালী অধিক জটিল।

ডাইল্যাক্সিয়াৰ উচ্চ কপটো আৰু মান (standard) কপ একে নহয়। দুয়োটাৰে মাজত পাৰ্থক্য আছে। যেনে—

ক) ডাইল্যাক্সিয়াৰ উচ্চ (H) কপটো কোনো মাতৃভাষা হিচাপে আহৰণ নকৰে। ইয়াক আহৰণ কৰি লয়।

খ) ডাইল্যাক্সিয়া কোনো এক ভৌগোলিক অৱস্থানৰ ভিতৰত বা কোনো ভাষা-পৰিয়ালৰ ভিতৰত সীমাবদ্ধ নহয়। ডাইল্যাক্সিয়া শ শ বছৰ ধৰি বতি থাকিব পাৰে। যেনে— ইছলাম ধর্মীয় লোকসকলে ধর্মীয় ফেওত ব্যৱহাৰ কৰা আৰবী কপটো হাজাৰ বছৰ ধৰি উচ্চ কপ হিচাপে ব্যৱহাৰ হৈ আহিছে।

গ) ভাষাৰ উচ্চ কপটো সদায় শক্তিশালী সাহিত্যিক পৰম্পৰাৰ লগত জড়িত। আনন্দতে, নিম্নকপটোৰ সাহিত্য থাকিলেও মৌখিক পৰম্পৰাৰ মাজত সীমাবদ্ধ।

ঘ) ডাইল্যাক্সিয়া হঠাতে উত্তৰ নহয়, ইয়াৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হয়।

সমাজভাষাবিজ্ঞান || ৮৩ ||

ফার্ডিনেন বিশেষকৈ আববী, ঝুইচ জার্মান, হাইতিয়ান প্রেওল আৰু আধুনিক গ্ৰাম ভাষাৰ উদাহৰণেৰে সৈতে ডাইগ্লেছিক পৰিৱেশ দাঙি ধৰিছিল।

ডাইগ্লেছিয়া প্ৰসংগত আন এটা কথাৰ উপোখ্যে প্ৰয়োজনীয়। দেইটো ২'ল, হিতাধিকতাৰ লগত ডাইগ্লেছিয়াৰ বিৰোধ। ফার্ডিনেন কৈছিল, ডাইগ্লেছিক পৰিৱেশ মুকীয়া, ই পৃথক।

'..the analogous situation where two distinct (related or unrelated) languages are used side by side throughout a speech community, each with a clearly defined role.'

ডাইগ্লেছিয়াক পৰৱৰ্তী কালত এক নতুন মাত্ৰা দিয়ে ফিছমেনে তেওঁৰ এটা উপোখ্যোগ্য প্ৰবন্ধ 'Bilingualism With and Without Diglossia; Diglossia With and Without Bilingualism' (Journal of Social Issues, Volume XXIII, Number 2, 1967)-ৰ যোগেদি। ফিছমেনে কৈছে—

'Initially it (diglossia) was used in connection with a society that used two (or more) languages for internal (intra-society) communication. The use of several separate codes within a single society (and their stable maintenance rather than the displacement on each code's serving functions distinct from those considered appropriate for the other. Whereas one set of behaviours, attitudes and values supported, and was expressed in the other. Both sets of behaviours, attitudes and values were fully accepted as culturally legitimate and complementary (i.e. nonconflictual) and indeed, little if any conflict between them was possible in view of the functional separation between them. This separation was most often along the lines of an h(igh)

সমাজভাষাবিজ্ঞান। ১৮৪।।

language, on the one hand, utilized in conjunction with religion, education and other aspects of his culture, and an L (ow) language, on the other hand, utilized in conjunction with everyday pursuit of hearth, home and work.

#### ■ প্ৰশস্ত ডাইগ্লেছিয়া (extended diglossia)

ফিছমেনে হিতাধিক বা বহুভাষিক সমাজ একোখনতো ডাইগ্লেছিক পৰিস্থিতি সৃষ্টি হ'ব পাৰে উপোখ্য কৰিছে। বহুভাষিক সমাজ এখনত কোনো জনগোষ্ঠীয়ে হয়তো স্থাভাৰিক বা দৈনন্দিন কথা-বৰ্তৰাত, ধৰ্ম, অনানুষ্ঠানিক পৰিৱেশত মাতৃভাষা ব্যৱহাৰ কৰে। বিপৰীতে আনুষ্ঠানিক পৰিৱেশত, খুলত, সাহিত্য, ধৰ্মীয় অনুষ্ঠানদিত উচ্চ কপ বুলি স্থীৰত ভাষাটো ব্যৱহাৰ কৰে। এনে বেজিষ্টাৰক তেওঁ প্ৰশস্ত ডাইগ্লেছিয়া (extended diglossia) বুলি অভিহিত কৰিছে। এনে ডাইগ্লেছিয়াৰ বাবে 'genetically unrelated (or atleast historically distant) ভাষা হ'ব লাগে। তেওঁ বহুভাষিক সমাজ একোখনত ভাষিক পৰিস্থিতি কেনে হ'ব পাৰে তাৰ সম্ভাৱ্য তালিকা এখন যুগ্মত কৰিছে। এই ৮তুবিভক্ত তালিকাখন এনেধৰণৰ—

হিতাধিকতাৰাদ      |      -      ডাইগ্লেছিয়া

1. Both diglossia and bilingualism	2. Bilingualism without diglossia
3. Diglossia without bilingualism	4. Neither diglossia nor bilingualism

ওপৰত উপোখ্য কৰা তালিকাৰ জৰিয়তে ফিছমেনে দেখুৰাইছে যে হিতাধিক

সমাজভাষাবিজ্ঞান। ১৮৫।।

(বহুভাষিক) সমাজ একোখনত চাবি ধরণের পরিস্থিতির সৃষ্টি হ'ব পাবে—

- ক) দ্বিভাষিকতা আৰু ডাইল্যাঞ্জিয়া উভয়ৰ উপস্থিতি;
- খ) দ্বিভাষিকতা অবিহনে ডাইল্যাঞ্জিয়া;
- গ) ডাইল্যাঞ্জিয়া অবিহনে দ্বিভাষিকতা;
- ঘ) দ্বিভাষিকতা আৰু ডাইল্যাঞ্জিয়া উভয়ৰে অনুপস্থিতি।

### ক) দ্বিভাষিকতা আৰু ডাইল্যাঞ্জিয়া উভয়ৰে উপস্থিতি

বহুভাষিক সমাজ একোখনত দ্বিভাষিকতা আৰু ডাইল্যাঞ্জিয়া উভয়ৰে অবস্থিতি থাকিব পাৰে। বহুভাষিক সমাজ একোখনত ভাষাসমূহৰ স্থান কেনে হ'ব, সেয়া প্ৰভাৱশালী সামাজিক সংস্থাবোৰৰ ভূমিকা আৰু পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ, কেতিয়া, ক'ত, কোনে, কাক কোনটো ভাষা-কৰ্প ব্যৱহাৰ কৰিব সেয়া সামাজিক সংস্থাসমূহে নিৰ্ণয় কৰি দিব। দুৰ্বলতৰ পৰা প্ৰভাৱশালী সামাজিক সংস্থাৰ ওপৰত ভিত্তি কৰি ভাষা ব্যৱহাৰৰ স্থানো নিৰ্ধাপিত হ'ব। এনে অৰ্থাত দ্বিভাষিকতা আৰু ডাইল্যাঞ্জিয়া উভয়ে বিৰাজ কৰিব।

### খ) ডাইল্যাঞ্জিয়া অবিহনে দ্বিভাষিকতা

দ্বিভাষিক বা বহুভাষিক সমাজ একোখনত ডাইল্যাঞ্জিয়া থাকিবই লাগিব বুলি কোনো কথা নাই। এই পৰিৱেশত স্পষ্ট হৈ পৰে, দ্বিভাষিকতা মূলতঃ ব্যক্তিগত ভাষা-ব্যৱহাৰৰ বৈশিষ্ট্য। কিন্তু ডাইল্যাঞ্জিয়া হৈছে, সামাজিক-সাংস্কৃতিক পৰিৱেশত ভাষিক সংগঠনৰ জৰিয়তে গঢ়ি উঠা চৰিত্রায়ন। উদাহৰণ স্বৰূপে, উদ্যোগীকৰণৰ ফলস্বৰূপে শিক্ষ ভাষা-ভাষী লোকৰ মাজত সংমিশ্ৰণ ঘটে আৰু প্ৰথমাৰস্থাত দ্বিভাষিকতাৰ সৈতে ডাইল্যাঞ্জিয়া বা ডাইল্যাঞ্জিয়া অবিহনে দ্বিভাষিক পৰিৱেশৰ সৃষ্টি হয়।

অসমৰ ভাষিক পৰিৱেশো এনে বুলিব পাৰি। অসমৰ জনগোষ্ঠীয় লোকসকলৰ প্ৰায়বোৰৰে নিজস্ব একোটা ভাষা আছে আৰু ভাষা-ব্যৱহাৰৰো নিৰ্দিষ্ট একোটা ক্ষেত্ৰ আছে। ঘৰত, স্থ-ভাষা সম্প্ৰদায়ৰ লোকৰ লগত তেওঁলোকৰ নিজৰ ভাষাৰ জৰিয়তে ভাৱৰ আদান প্ৰদান কৰে। আনহাতে, স্কুলত বা আন জনগোষ্ঠীৰ লোকৰ লগত কথা পাতোঁতে অসমীয়া ব্যৱহাৰ কৰে।

### গ) দ্বিভাষিকতা অবিহনে ডাইল্যাঞ্জিয়া

ফিল্মেনে উপ্পেখ কৰা ডাইল্যাঞ্জিয়া পৰিৱেশ হ'ল— ডাইল্যাঞ্জিয়াৰ অবস্থিতি আছে, কিন্তু দ্বিভাষিকতা নাই, ফিল্মেনে এনে পৰিৱেশৰ কথা উপ্পেখ কৰি কৈছে

'Here, two or more speech communities are united religiously, politically or economically into a single functioning unit notwithstanding the socio-cultural cleavages that separate them. At the level of this larger (but not always voluntary) unity, two or more languages or varieties are recognized as obtaining. However, one (or both) of the speech communities involved is (are) marked by relatively impermeable group boundaries such that for 'outsiders' (and this may well mean all those not born into the speech community, i.e., an emphasis on ascribed rather than on achieved status) role access and linguistic access are severely restricted. At the same time linguistic repertoires in one or both groups are limited due to role specialization. (p-33)

### ঘ) ডাইল্যাঞ্জিয়া আৰু দ্বিভাষিকতা উভয়ৰে অনুপস্থিতি

অতি সীমিত কৰ্পত অৱহেলিত বা অপৃথকীকৃত ভাষা-সম্প্ৰদায়ৰ ক্ষেত্ৰতে ডাইল্যাঞ্জিয়া আৰু দ্বিভাষিকতা উভয়ৰে অনুপস্থিতি দেখা যায়।

## ভাষা সংশ্লেষণ (Code switching)

বিভাষিকতার আলোচনাত ভাষা সংশ্লেষণ গুরুত্বপূর্ণ বিষয়, বিশেষকৈ ব্যক্তিগত বিভাষিকতার প্রসঙ্গত। ভাষা সংশ্লেষণ এটা বিশেষ প্রক্রিয়াহে আর এই বিশেষ প্রক্রিয়া সংধিটি হয় বিভাষিকতার পটভূমিত। বঙ্গ এজনে যেতিয়া সমান দক্ষতারে দুটা ভাষা আয়ত্ত করে আর ভাষা-ব্যবহার কর্তৃতে কথোপকথনত অনায়াসে সলনাসলনিকৈ শব্দ, বাক্য বা বাক্যাংশের ব্যবহার করে বা এটা ভাষাবীতির পরা আন এটা ভাষাবীতিলৈ সংক্রমণ করে, তেতিয়াই তেওঁর ভাষা-ব্যবহারের প্রক্রিয়াত সংশ্লেষণ ঘটা বুলি ক'ব পাৰি। যেতিয়াই এজন বিভাষিক বা বি-উপভাষিক ব্যক্তিয়ে আন এজন বিভাষিক ব্যক্তিৰ সন্মুখীন হয়, তেতিয়াই code বা ভাষার সংশ্লেষণ ঘটে।

পিটার ট্রাউডগিলে *A Glossary of Sociolinguistics*ত ভাষা সংশ্লেষণৰ সূত্র দিছে এনেদৰে—

'The Process whereby bilingual or bidialectal speakers switch back and forth between one language or dialect and another within the same conversation. This linguistic behaviour is very common in multilingual situations.'

Carol Myers and William Ury-এও কৈছে—

'Use of two more linguistic varieties in the same conversation and interaction.' (bilingual Strategies: The Social function of Code-switching: Journal of the Sociology of Language 13, pp 5-20)

দেখা গৈছে, ভাষা সংশ্লেষণ এক স্থানীক প্রক্রিয়া। বিভাষিক ব্যক্তি এজনে মিশ্রণ আৰু সংশ্লেষণৰ জৰিয়তে নিজৰ বঙ্গৰ উপস্থাপন কৰিবলৈ অধিক স্বচ্ছল আৰু সহজ অনুভৱ কৰে।

ভাষা সংশ্লেষণ প্রথমাৰস্থাত ব্যক্তিৰ পৰ্যায়তহে দেখা দিয়ে আৰু গ্ৰামৰ ইয়াৰ বিস্তৃতি ঘটি সম্প্ৰদায় বা দল বা সমূহৰ ক্ষেত্ৰত দেখা দিয়ে। কিঞ্চিৎ ভাষা-সংশ্লেষণ কীয় হয়? ভাষা-সংশ্লেষণত মনোবৈজ্ঞানিক প্রক্ৰিয়াই কাৰণ কৰে নে সামাজিক-সাংস্কৃতিক পৰিকাঠামোৱে ক্ৰিয়া কৰে? এনে প্ৰশ্নৰ উত্তৰ বিভিন্ন আলোচকে আলোচনা কৰিছে।

গুম্পার্জ (John Joseph Gumperz) আৰু ব্ল'মে (Jan-Peter Blom) দুই ধৰণেৰ ভাষা-সংশ্লেষণৰ হয় বুলি উল্লেখ কৰিছে—

ক) পৰিস্থিতিক ভাষা-সংশ্লেষণ (Situational Code-switching)

খ) লাঙ্কণিক ভাষা-সংশ্লেষণ (Metaphorical code-switching)

গুম্পার্জ আৰু ব্ল'মে দেখুৱাইছে যে সামাজিক আৰু ভাষিক কাৰণ যোগাযোগ প্রক্ৰিয়াৰ লগত জড়িত। বঙ্গই সেয়ে তেওঁৰ কথোপকথনত বাকাগত, ব্যাকৰণগত বা ধৰনিগত কৰ্পৰ ধাৰাবাহিক সালসলনি কৰি থাকে।

বৎভাষিক সম্প্ৰদায় একোটাই যেতিয়া ভিন্ন সামাজিক পৰিস্থিতিত ভিন্ন ভাষা বা ভাষা-কৰ্প ব্যবহাৰ কৰে বা ভাষা সংশ্লেষণে পৰিৱেশ বা পৰিস্থিতি সলনিৰ ইঙ্গিত দিয়ে, তেতিয়া এনে ভাষা সংশ্লেষণক পৰিস্থিতিক ভাষা সংশ্লেষণ বোলা হয়। আনহাতে, লাঙ্কণিক ভাষা সংশ্লেষণত ভাষা বা ভাষা-কৰ্পৰ সলনিয়ে আলোচিত বিষয়বস্তুক অধিক সমৃদ্ধি কৰি তোলে।

গুম্পার্জ আৰু হাইম্চে (Dell H. Hymes) পৰিস্থিতিক আৰু লাঙ্কণিক ভাষা-সংশ্লেষণৰ পাৰ্থক্য খুব সুন্দৰকৈ দেখুৱাইছে—

'An important distinction is made from situational switching, where alteration between varieties redefines a situation, being a change in governing norms, and metaphorical switching, where alteration enriches a situation allowing for allusion to more than one social relationship within the situation.'(Gumperz & Hymes (1986): Directions

*in Sociolinguistics: The Ethnography of Communication*, Oxford, Basil Blackwell.)

ভাষা-সংশ্লিষ্ট বিভিন্ন কারণে ইতিমধ্যে পারে। তলত এনে কেইটামান কারণের  
কথা উল্লেখ করা হ'ল—

সহায়ক কার্য (Referential function)

নির্দেশাত্মক কার্য (Directive function)

সাধারণ কার্য (Phatic function)

অর্থব্যঙ্গক কার্য (Expressive function)

অধিভাষিক কার্য (Metalinguistic function)

বজ্ঞা এজনে সম্পর্ক করিবলৈ বাধ্য হৈ পরিব পারে যদিহে বিভিন্ন  
ভাষাটোত তেওঁ সম্পূর্ণ দক্ষ নহয়। বজ্ঞাই অভিপ্রেত বজ্ঞবা প্রকাশ কৰাত  
অসমর্থ হ'লে বা তেওঁ অভিপ্রেত বজ্ঞবা স্মরণ কৰাত ব্যর্থ হ'লে তেওঁ  
স্বাভাবিক ভাষাটোলৈ প্রত্যাবর্তন করিব পারে। এনে সংশ্লিষ্টক সহায়ক কার্য  
বোলা হয়।

নির্দেশাত্মক কার্যৰ জৰিয়তে বজ্ঞাই শ্রোতার লগত সহযোগ কৰিব পারে  
বা ইচ্ছা কৰিলে ঢুতীয় ব্যক্তিক আলোচনাৰ পৰা আত্মবায়ো বাধিব পারে।

সাধারণ কার্যৰ জৰিয়তে বজ্ঞাই স্বৰ সলনিৰ ইঙ্গিত প্ৰদান কৰে।

অধিভাষিক কার্যৰ জৰিয়তে বজ্ঞাই কোনো বিশেষ কার্য, আৰু ভাষা-  
ব্যৱহাৰৰ জৰিয়তে প্রকাশ কৰে।

ইয়াৰ উপৰি ভাষা সংশ্লিষ্ট বজ্ঞা আৰু শ্রোতাৰ মাজৰ বিশেষ সম্পর্ক  
বা পৰিচয়ো দাঙি ধৰে। যেনে— আৰেবিকা নিৰাসী দৃঢ়ণ অসমীয়া ব্যক্তিয়ে  
ইংৰাজী ভাষাত কথা বলতো পাতিলেও অসমীয়া ভাষালৈ কৰা সংশ্লিষ্ট যোগেনি  
তেওঁলোক দুয়োজন যে অসমীয়া মানুহ তাৰ পৰিচয়ো দাঙি ধৰিব। ইয়ে  
ব্যৱহাৰৰ মাজত থকা আঘীয়তাক প্রকাশ কৰে।

### গঠন

ভাষা-সংশ্লিষ্ট কেনেধৰণে হয়? সংশ্লিষ্ট কি সূত্ৰৰ মাজেৰে পৰিচালিত  
হয়? —ইত্যাদি প্ৰশ্ন ভাষা সংশ্লিষ্ট আলোচনাৰ বিষয়। গ্ৰন্থকমসকলো বজ্ঞাৰ  
বেলেগ ভাষা বা ভাষা ব্যৱহাৰৰ প্ৰয়োগ একেটা বজ্ঞবাতে যেতিয়া উপস্থাপন

কৰে, তাৰ ধৰণ কেনেকুৰা হয় জানিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। আৰু  
সংশ্লিষ্ট সাধাৰণতে বাকিৰ পৰ্যায়ত, বাক্যাংশ বা শব্দ প্ৰয়োগৰ জৰিয়তে সাধি ই  
হয়। ভাষা সংশ্লিষ্ট বাক্যৰ বা গঠনৰ প্ৰসপ্ত আলোচনা কৰি Carol Myers  
Scoplton-এ কৈছে যে ভাষা-সংগঠনৰ সূত্ৰানুসৰি, বিশেষ খণ্ডবাক্য আৰু  
ক্ৰিয়া খণ্ডবাক্যৰ সহযোগত বাক্য গঠন হয়। ভাষা সংশ্লিষ্ট হ'লে স্বাভাৱিকভাৱেই  
একো একেটা খণ্ডবাক্য নিৰ্দিষ্ট ভাষাৰ জৰিয়তে সম্পূৰ্ণ হয় দুনি বৰা হয়।  
কিষ্ট, কাৰ্যক্ষেত্ৰে সেইটো নহয়। বাবহাৰিক প্ৰয়োগে প্ৰমাণ কৰি দেখুৱাইছে  
কেতিয়াবা একেটা ভাষাৰ প্ৰভাৱ বজাৰ সম্পূৰ্ণ বজ্ঞবাতে পৰিলক্ষিত হয়।  
এনে সংশ্লিষ্টক ঝুপদী সংশ্লিষ্ট (Classic codeswitching) বোলা হয়। ইয়াৰ  
সূত্ৰ নিৰ্ণয় কৰা হৈছে এনেদৰে—

'Classic codeswitching includes elements from two (or more) languages varieties in the same clause, but only one of these varieties is the source of the morphosyntactic frame of the clause.'

(Multiple Voices An Introduction to the Bilingualism, p-241)

বিপৰীতে, আৰু এক ধৰণৰ ভাষা সংশ্লিষ্ট লক্ষ্য কৰা যায়, যি ঝুপদী  
সংশ্লিষ্টকৈ পৃথক। যাৰ গঠনক স্পষ্টভাৱে বৰ্ণনা কৰিব গোৱাৰি, কাৰণ এবে  
ভাষা সংশ্লিষ্ট গঠন শৃঙ্খলিত নহয়। এনে সংশ্লিষ্টক সংমিশ্ৰিত ভাষা সংশ্লিষ্ট  
(Composite codeswitching) বোলা হয়। ইয়াৰ সূত্ৰ নিৰ্ণয় কৰা হৈছে  
এনেদৰে—

'Composite codeswitching is bilingual speech in which even though most of the morphosyntactic structure comes from one of the participating languages, the other language contributes some of the abstract structure underlying surface forms in the clause.'

(Ibid, 242).

ভাষা সংশ্লিষ্ট অন্তৰ্বক্তীয় (Inter-sentential switching), আন্তৰ্বক্তীয়  
(Intra-sentential switching) বা আন্তৰ্বক্তীয় (Intra-clause switching) পৰ্যায়ত সংঘটিত হ'ব পাৰে।

Inter-sentential switching-ত দুটা ভাষা এ ভাষা-ক্ষণ একে কথেকথনতে কিন্তু, বেলেগ বেলেগ একাত ব্যবহার হয়। উদাহরণস্বরূপে, অসমীয়া আৰু ইংৰাজী ভাষা একে বাৰ্তালাপত কিন্তু সুকীয়া সুকীয়া বাক্য হিচাপে ব্যবহার হোৱাৰ কথা ক'ব পাৰি। তলত কেইটামান উদাহৰণ পৰীক্ষা কৰি চোৱা হ'ল—

‘আই থিংক, আই উইল ঝু ইট। নোৱাৰিলেতো নহ’ব।’

উপৰিউক্ত বাক্যটোত ‘আই থিংক, আই উইল ঝু ইট।’— এটা সম্পূর্ণ বাক্য। আনফালে, ‘নোৱাৰিলেতো নহ’ব।’— আন এটা সম্পূর্ণ বাক্য। অৰ্থাৎ, বাক্যটোক আমি প্ৰশংসনী ভাষা-সংৰোচন বুলি ক'ব পাৰোঁ। বাক্যটোৰ গঠন—

ইংৰাজী + অসমীয়া

আকো,

‘পুলিচে ইন্ডেক্টিগেচন চলাই আছে, ডেফিনিট এভিডেন্স পাৰ লাগিব।’—  
এই বাক্যটো মংমিশ্রিত ভাষা-সংৰোচন উদাহৰণ। বাক্যটোৰ গঠন এনেধৰণৰ—

পুলিচে ইন্ডেক্টিগেচন চলাই আছে,

NP : VP

NP(T+N)	+	VP (NP + VP)
পুলিচ + এ		ইন্ডেক্টিগেচন + চলাই আছে
(ইংৰাজী শব্দ)		(অসমীয়া) বিশেষ + (ইংৰাজী শব্দ) বিশেষ + (অসমীয়া)
		সংযুক্ত ক্রিয়া

আকো,

ডেফিনিট এভিডেন্স পাৰ লাগিব।

NP + VP

+

VP (NP : VP)

+ (ইংৰাজী শব্দ) বিশেষ + বিশেষ + (অসমীয়া) সংযুক্ত ক্রিয়া

এটা ভাষাৰ পৰা আন এটা ভাষালৈ ভাষা সংৰোচন বিভিন্ন কাৰণ থাকিব পাৰে। বক্তা এজনে এটা ভাষাত নিজৰ বক্তব্য ভালদৰে প্ৰকাশ কৰিব নোৱাৰি আন এটা ভাষাৰ আশ্রয় ল'ব লগা হ'ব পাৰে বা এজন ব্যক্তিয়ে এটা সামাজিকসমূহৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিব বিচাৰিলেও ভাষা সংৰোচন হ'ব পাৰে। বক্তা আৰু শ্ৰোতাৰ মাজত ঘটা সু-সম্পর্কৰ ফলত শ্ৰোতাজনেও একে ধৰণৰ ভাষা সংৰোচনৰে সমাজভাষাবিজ্ঞান।। ৯২।।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এনে ধৰণৰ ভাষা সংৰোচন হিঁতাই ভাষা ব্যবহাৰ কৰোৱাক আলোচনাৰ পৰা আঁতৰত বাখিবলৈও ব্যবহাৰ হ'ব পাৰে। এটা উদাহৰণৰে কথাটো পৰিভাৱ কৰিব পাৰি। ধৰা হ'ল— লিফ্টত উঠি দুজন বাঙ্গলৈ আমিল ভাষাত কথা পাতি গৈ আছে। আমিল ভাষা নুবুজা লিফ্টত থকা আন বাক্তিক বজ্জন্মৰ আলোচনাৰ পৰা আঁতৰত বাখিব আৰু ইয়ে বক্তা দুজনক সম্পৰ্ক কৰিব।

এই উদাহৰণৰ পৰা স্পষ্ট হৈ পৰে—

ক) আলোচনাকাৰী বক্তাৰ আলোচনাৰ অংশীদাৰ হৈ থাকে; নাইবা  
খ) তৃতীয় বাঙ্গল (বা সমূহক) আলোচনাৰ পৰা বিচ্ছিন্ন কৰা হয়।

ভাষাৰ সংৰোচনক ভাষাৰ ওপৰত কৰা হস্তক্ষেপ শুলিব পৰা নায়াৰ। কিয়নো, ই বক্তব্য বা কথোপকথনৰ পৰিপূৰণ হিচাপে কাম কৰে। বিশেষকৈ, খ'ত ভাষা সংৰোচন ভাৰ প্ৰকাশৰ অসুবিধাৰ বাবে ব্যবহাৰ হয়, তাত ই হস্তক্ষেপৰ সলনি ধাৰাবাহিকতাহে প্ৰদান কৰে। ভাষা সংৰোচনে বক্তাৰ বিশেষকৈ দ্বিভাষীসকলক নিজখ পদ্ধতিৰে, নিজখ চিন্তাবাৰে ভাৰসমূহ প্ৰকাশৰ সুবিধা প্ৰদান কৰে অৰ্থাৎ, ভাষা সংৰোচনে বক্তাৰ সুবিধাৰ হকে কাম কৰে। দ্বিতীয়, ভাষা-সংৰোচনৰ দ্বাৰা বক্তাৰ কৰাৰ লগতে বক্তব্য বিষয়কো অধিক স্পষ্ট কৰত দাঙি ধৰে।

একভাষিক আৰু দ্বিভাষিক— দুয়োধৰণৰ বক্তাৰ ভাষা সংৰোচনক নেতৃবাচক দ্বিতীয়সীৰে চোৱা দেখা যায়। ইয়াক অশুল্ক, দুৰ্বল ভাষা এ দুটা ভাষাৰ অসম্পূৰ্ণ বা আধুনিক জ্ঞানৰ পৰিণাম বুলি প্ৰায়ে গণ্য কৰা দেখা যায়। ভাষা সংৰোচনৰ এনে নেতৃবাচক ধাৰণা সহেও ই বক্তাৰ এটা সাধাৰণ বৈশিষ্ট্যলৈ পৰিণত হৈছে।

ভাষা সংৰোচন সাধাৰণতে শিক্ষিত শ্ৰেণীৰ মাজত হয় আৰু পাছত সকলোৱে ইয়াক অনুসৰণ কৰে। যেনে— অসমীয়া ভাষাত নিমোন্নেখিত বাক্যৰ প্ৰয়োগ নিতাণ্ডন সাধাৰণ।

Sorry, মোৰ আহোঁতে অলপ late হ'ল।

বৰুৱাৰ death newsটো শুনি বৰ দুখ পালোঁ, it's a lost.

If you don't mind, five minutes আপোনাৰ লগত কথা পাতিম।

তোমাৰ কাৰণে এটা good news আছে।

আপোনাৰ diabetiz আছে, you have to changed your food habit।

Next মাহত এবাৰ check-upত আহিব।

অহাৰ আগতে আপুনি এবাৰ mobileত contact কৰি ল'ব।

অসমীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ ভাষাত ইংৰাজী ভাষাৰ প্ৰভাৱ গভীৰ। শিক্ষিত মধ্যবিত্ত শ্ৰেণীটো দিভায়ী। এওঁলোকে অসমীয়া ভাষাৰ উপৰি ইংৰাজী আৰু হিন্দী ভাষা ক'ব পাৰে। সেয়ে মধ্যবিত্ত শ্ৰেণীৰ অসমীয়া কথোপকথনত হিন্দী আৰু ইংৰাজী ভাষাৰ শব্দৰ বা শব্দাংশৰ সংপ্ৰৱণ হয়। ইংৰাজী ভাষাৰ শব্দৰ সংপ্ৰৱণ বেছি। কাৰণ কেইবাটাও—

ক) ইংৰাজী ভাষাৰ প্ৰতি উচ্চ মনোভাৱ আৰু নিজৰ ভাষাক গ্ৰাম্য (Low prestige form) বুলি ধাৰণা,

খ) ইংৰাজী শব্দ ব্যৱহাৰৰ দ্বাৰা মনৰ ভাব সঠিককৈ প্ৰকাশ কৰিব পাৰে বুলি থকা ধাৰণা; আৰু

গ) ইংৰাজী শব্দ প্ৰয়োগৰ জৰিয়তে নিজকে অভিজ্ঞাত বা মৰ্যাদাশালী বুলি প্ৰতিষ্ঠা কৰে বুলি থকা মনোবৈজ্ঞানিক ধাৰণা।

অসমীয়া ভাষাৰ দৰে হিন্দী ভাষাটো ভাষাৰ সংপ্ৰৱণ লক্ষ্য কৰা যায়। দূৰদৰ্শন বা ব্যক্তিগত টিভি চেনেলবোৰত দেখা পোৱা বিভিন্ন সাক্ষাৎকাৰসমূহলৈ লক্ষ্য কৰিবলৈ এই কথা স্পষ্ট হৈ পৰে। বাক্য এটা যদি হিন্দী ভাষাত আৰম্ভ কৰে, শেষ কৰে ইংৰাজীত। হিন্দী আৰু ইংৰাজীৰ এই বৰ্ণপটোক 'হিংলিছ' বুলি নামকৰণ কৰিবলৈ বিচৰা হৈছে। অৱশ্যে, কেৱল হিন্দী বা অসমীয়া ভাষাতেই নহয়, ভাষা সংপ্ৰৱণ বৰ্তমান পৃথিবীৰ প্ৰায় ভাষাতেই পৰিলক্ষিত হোৱা সাধাৰণ পৰিধিটনা।

### শিশুৰ ক্ষেত্ৰত দেখা ভাষা সংপ্ৰৱণ

ডাঙৰৰ লগতে বৰ্তমান সময়ত শিশুৰ ভাষাত দেখা পোৱা ভাষা সংপ্ৰৱণ বিশেষভাৱে উল্লেখযোগ্য। অৰ্থাৎ, ভাষা সংপ্ৰৱণ শিশুৰ মাজতো দেখা যায়। কিন্তু, শিশুৰ মাজত দেখা পোৱা সংপ্ৰৱণ প্ৰাপ্তব্যক্ষসকলৰ সংপ্ৰৱণতকৈ পৃথক। শিশুৰ ক্ষেত্ৰত দেখা পোৱা ভাষা সংপ্ৰৱণ মনোবৈজ্ঞানিক বিকাশৰ স্তৰ বা পৰ্যায়ৰ ওপৰত নিৰ্ভৰ কৰে আৰু ই শিশুৰ লগত জড়িত সামগ্ৰিক পৰিৱেশ আৰু পৰিস্থিতিক প্ৰতিফলিত কৰে।

এটি শিশুৰে যেতিয়া একে সময়তে ঘৰত অসমীয়া আৰু স্কুলত ইংৰাজী

ভাষা শিকে, সাধাৰণতে তেওঁয়াই হ'য়ে সংপ্ৰৱণ হ'লো। প্ৰাৰ্থনাক অৱস্থাত দিভায়ীক শিশু একেটাই ভাষা দুটাৰ মাজত থকা পৰ্যাপ্ত হ'লেকেতু অনুলোক কৰিব নোৱাৰে। বহুফৰেট শিশুৰ শব্দৰ বৈকল্পিক প্ৰয়োগৰ উপায়ো নথাকে; ফলত, বিতীয় ভাষা আহৰণ কৰা ভাষাটোৰ শব্দৰ জৰিয়তে ভাৱ প্ৰকাশ কৰে। শিশুৰ ক্ষেত্ৰত দেখা পোৱা এনে প্ৰয়োগক সংপ্ৰৱণ বোলাতকৈ মিশ্ৰণ বোলাহে যুগ্মত। ধৰা হ'ল, অসমীয়া হ'য়। শিশু এজনে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ি নতুন নতুন শব্দ আহৰণ কৰিবলৈ শিকে। এনেদৰে আহৰণ কৰা শব্দৰোৱৰ অসমীয়া প্ৰয়োগ শিশুটোৱে নাড়ানিবে পাৰে। সাধাৰণতে শিশুৰে স্কুলত সংখ্যাবাচক শব্দ, ইংৰাজী মাহৰ নাম, ইংৰাজী বাবৰ নাম শিকিবলগীয়া হয় আৰু সিবিলাকৰ প্ৰয়োগো বাক্যত ব্যৱহাৰ কৰিবলৈ শিকে। কিঙু, এটা বয়সৰ কপকেইটা শিশুৰে তেওঁয়ালৈ আহৰণ নকৰিবিত পাৰে। বহুফৰেট ভাষা দুটাৰ (অসমীয়া-ইংৰাজী) পাৰ্থক্য বুজি নাপায় বা নপাওও পাৰে। সেয়ে, ইংৰাজী শব্দ অসমীয়া বাক্য গাঁথনিব সঁচিত ঢালি বাক্য গঠন কৰে, এনেদৰে—

unity-এ আজি মোক five টা chocklet দিলে।

Sunday মোৰ danceৰ class আছে।

সাধাৰণতে দেখা যায়, দুটা ভাষাৰ মাজৰ পাৰ্থক্য বুজি পালে এনে মিশ্ৰণ বা সংপ্ৰৱণ শিশুৰে ব্যৱহাৰ কৰিবলৈ এৰি দিয়ে। কিঙু, এটা বয়সৰ পাছত আকো সুকীয়া বাপত সংপ্ৰৱণ আৰম্ভ হয়।

এনেদৰে চালে দেখা যায়, শিশুৰ ক্ষেত্ৰত দেখা পোৱা মিশ্ৰণ বা সংপ্ৰৱণ এটা শুক্ৰপূৰ্ণ আলোচনাৰ বিষয়। বিশেষকৈ সংখ্যালঘু, সামাজিকভাৱে প্ৰতিপত্তিহীন ভাষাৰ ক্ষেত্ৰত। এনে পৰিস্থিতিত দিভায়ীক শিশুৰ ভাষা-ব্যৱহাৰত মনোবৈজ্ঞানিক কাৰণ স্পষ্ট বৰ্ণত প্ৰকাশ পায়। ইয়াক এনেকৈ ক'ব পাৰি— যদিহে শিশুৰে প্ৰথম ভাষাটো দুৰ্বল বুলি অনুভৱ কৰে আৰু সামাজিক দিশত প্ৰতাৰশালী বুলি পৰিগণিত ভাষাটো আহৰণ কৰি তাৰ জৰিয়তে মনোভাৱ বাজ কৰিবলৈ চেষ্টা কৰে, ইয়াৰ অৰ্থ হ'ব— সামাজিকভাৱে স্বীকৃত প্ৰতাৰশালী ভাষা-ব্যৱহাৰৰ যোগেদি তেওঁ সামাজিক প্ৰতিপত্তি অৰ্জনৰ চেষ্টা কৰিব। স্বাভাৱিকভাৱে, এই মনোবৈজ্ঞানিক কাৰণত প্ৰথম ভাষাৰ ব্যৱহাৰ সীমিত হৈ পৰিব আৰু ইয়ে ভাষাটোক বিপৰ কৰি তুলিব পাৰে।

## ভাষা মিশ্রণ (Code mixing)

শব্দৰ আদান-প্রদান ভাষাৰ এক সহজাত প্ৰযুক্তি। প্ৰত্যেক ভাষাই অন্য ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি নিজৰ ভাষাক সমৃদ্ধি কৰে। উদাহৰণ স্বৰূপে, ইংৰাজী ভাষাই পৃথিবীৰ অজন্তু ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি সমৃদ্ধি হৈছে। এভাই প্ৰথম ভাষাৰ শব্দৰ মাধ্যমেৰে তেওঁৰ বক্তব্য প্ৰকাশ কৰিবলৈ অক্ষম হ'লে দ্বিতীয় ভাষাৰ শব্দৰ সহায় ল'ব লগা হয়। তেওঁতাই ভাষাৰ মিশ্রণ ঘটে। কেতিয়াবা এনেকুৰা পৰিস্থিতি একেটাৰ সৃষ্টি হয়েগৈ খে বক্তাই নিজৰ ভাষাৰ অভিব্যক্তি সক্ষম শব্দক উপোক্ষা কৰি আন মৰ্যাদাশালী বা প্ৰতিপত্তিশালী ভাষাৰ শব্দৰ ব্যৱহাৰ কৰিবলৈ লয়। অৰ্থাৎ, বহুতেই ইয়াক fashion বা style হিচাপেও ব্যৱহাৰ কৰে। ভাষা মিশ্রণত সাধাৰণতে বক্তাৰ দ্বিতীয় ভাষাৰ জ্ঞান আংশিকভাৱে থাকে আৰু দ্বিতীয় ভাষা কওঁতে প্ৰায়েই প্ৰথম বা মাতৃভাষাৰ শব্দ, অঙ্গৰেজি ব্যৱহাৰ কৰে আৰু দ্বিতীয় ভাষাৰ উচ্চাৰণে তেওঁৰ মাতৃভাষাৰ উচ্চাৰণৰ দ্বাৰা প্ৰভাৱিত হয়।

প্ৰয়োজন পূৰ্ণি আৰু style দুয়োটা উদ্দেশ্যতে ভাষা মিশ্রণ হ'ব পাৰে।  
তলৰ বাক্যকেইটা ভাষা মিশ্রণৰ সুন্দৰ উদাহৰণ—

মই সময়মতে office পাৰগৈ লাগে।

অহা মাহত মই check-up-ৰ বাবে যাব লাগিব।

তাৰ father in law যোৱাকালি expire হ'ল।

বস্তুটো আপুনি এবাৰ use কৰি চাওকচোন।

মোৰ তালৈ অহাৰ আগতে ম'বাইলত এবাৰ contact কৰি ল'ব।

—এই বাক্যকেইটাৰ গাঁথনি অসমীয়া ভাষাৰ। কিন্তু ইংৰাজী শব্দৰ

মিশ্রণ লক্ষণীয়। ইংৰাজী শব্দকেইটাত আকৌ অসমীয়া বিভক্তিও লগ লাগিছে। বাক্যকেইটাত থকা ইংৰাজী শব্দবোৰৰ (ম'বাইল শব্দটোৰ বাদে) প্ৰতেকৰে অসমীয়া শব্দ আছে। আকৌ, আন কিছুমান ইংৰাজী শব্দ আমি অসমীয়া ভাষাত সুমুৰাই লৈছো। যেনে — স্কুল, কলেজ, স্টেচন, হাস্পাতাল, প্লাঁচ, নাৰ্চ, ডাক্তাৰ, বটল, মেছিন, টেবুল, ম'বাইল, কম্পিউটাৰ ইত্যাদি। ওপৰত উপৰেখ কৰা বাক্যকেইটাত ব্যৱহাৰ ইংৰাজী শব্দসমূহক অসমীয়া ভাষাৰ ভিতৰৰা কৰি লোৱা হোৱা নাই। বাক্যকেইটাত ইংৰাজী শব্দকহৈটা অসমীয়া বাক্যৰ সাংতোষীয় ব্যৱহাৰ হৈছে।

ভাষা মিশ্রণৰ এই প্ৰযুক্তি দিনে দিনে বাঢ়ি অহাটো অৱশ্যেই চিন্তাৰ কাৰণ। পেন, পেপাৰ, বুক, নোটবুক, বেল, পিকচাৰ, বোৰ্ড, গেট, পাৰ্ক, গার্ডেন, ৰ'ড, লাইট, ফিজ, মামী, ডেডী, পাপা, আংকল, আণ্টী, বাইফ, মিহেজ, মিষ্টাৰ, ফেণ্ড, এপ্লিকেশন, প্ৰযোছন, ছিনেছাৰ, মেথ', লীড, ন'চিছ, ইপ্পেক্ষন, এডভাস, ক্লাচ, পিবিয়ড, বিজান্ট, ছেমিনাৰ, কন্ফাৰেন্স, লাইশ্ৰেবী, ট'ৰ আদি অসংখ্য শব্দ এতিয়া অসমীয়া ভাষাৰ দুৰাবড়লিত। আনকি চেলেঞ্জ কৰা, বানিং দিয়া, প্ৰিফাৰ কৰা, চেঞ্জ কৰা, হেঞ্জ কৰা, ফেছ হোৱা আদি সংখ্যৰ ক্ৰিয়া অসমীয়া ভাষাৰ লগত সাঙ্গোৰ খাই পৰিষে।

ভাষা-ব্যৱহাৰত বক্তাই মিশ্রণ কৰাৰ কাৰণ হিচাপে কেইটামান দিশলৈ আঙুলিয়াব পাৰি—

### ক) প্ৰয়োজন পূৰ্ণি

বক্তা এজনে তেওঁৰ মনোভাব প্ৰথম ভাষাৰ শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ অসমৰ্থ হ'লৈ দ্বিতীয় ভাষাৰ সহায় ল'ব লগা হ'ব পাৰে। ধৰি লোৱা হ'ল, বক্তা এজনে আধুনিক প্ৰযুক্তিবিদ্যাৰ লগত জড়িত কোনো কথা প্ৰকাশ কৰিব বিচাৰিলে কেৱল অসমীয়া শব্দৰ দ্বাৰা তেওঁৰ বক্তব্য প্ৰকাশ কৰিবলৈ অসমৰ্থ হ'ব। কাৰণ, আধুনিক প্ৰযুক্তিবিদ্যাৰ লগত জড়িত শব্দসমূহ ইংৰাজী ভাষাৰ। সিৰোৱাৰ অসমীয়া পাৰিভাষিক শব্দ নাই। সেয়ে বক্তাজনে ইংৰাজী ভাষাৰ শব্দৰ সহায় ল'বলৈ বাধ্য। যেনে—

## পিজিন, ক্রেওল আৰু ভাষাবিজ্ঞান

ভাষাৰ মৃত্যু যেনেদেৰে স্বাভাৱিক ঘটনা, ন ন ভাষাৰ সৃষ্টি ও তেনেদেৰে স্বাভাৱিক ঘটনা। ভাষাৰ লগত ভাষাৰ সংযোগ, সংস্পর্শৰ ফলত সময়ে সময়ে ন ন ভাষাৰ উন্নৰ হয়। পিজিন আৰু ক্রেওল দৰাচলতে ভাষিক সংযোগ, সংস্পর্শৰ ফলত সৃষ্টি হোৱা ভাষাৰ ন কপ।

পিজিন আৰু ক্রেওল সম্পর্কে প্ৰচলিত থকা অন্য নামসমূহৰ পৰা ইয়াৰ সামাজিক স্থিতিৰ বিষয়ে উমান পাৰ পাৰি। পিজিনৰ অন্য নাম— broken English, bastard Portuguese, nigger French, Kombuistaaltje ('cookhouse lingo'), isikula ('coolie' language) ইত্যাদি। অৱশ্যে, ভাষাবিজ্ঞানীসকলৰো পিজিন আৰু ক্রেওল সম্পর্কে প্ৰথমাৰহাত বৰ উচ্চ ধাৰণা নাছিল। ভাষাবিজ্ঞানীসকলৈ পিজিন আৰু ক্রেওলক বিকৃত বা অশিক্ষিত ('aberrant') (Bloomfield, 1994:471) কপ বুলিহে গণ্য কৰিছিল। কিন্তু, বিংশ শতিকাৰ পঞ্চাশৰ দশকৰ শেষ আৰু ষাঠিক দশকৰ প্ৰথমছোৱাত ভাষাবিজ্ঞানীসকলে পিজিন আৰু ক্রেওল অধ্যয়নক বিদ্যায়তনিক এটা ন শাখা হিচাপে গঢ় দিলৈ। পিজিন আৰু ক্রেওল অধ্যয়নকাৰী ভাষাবিজ্ঞানীসকলে দেখুৱালৈ যে পিজিন আৰু ক্রেওল এটা বিকৃত বা অশিক্ষিত কপ নহয়, বৰং এক সুকীয়া ভাষাহে।

পঞ্চদশ শতিকাৰ পৰা আৰম্ভ হোৱা পশ্চিম ইউৰোপীয়সকলৰ ঔপনিৰেশিক শাসনৰ ফলতেই বেছিভাগ পিজিন আৰু ক্রেওলৰ জন্ম। উল্লেখ কৰা প্রাসঙ্গিক হ'ব যে ভাষিক যোগাযোগৰ পৰিঘটনা ভাষাৰ দৰেই পুৰণ। আনকি, ধৰ্মদী গ্ৰীক নাটকসমূহতো বিদেশী লোকসকলে অশুন্দৰ কপত গ্ৰীক ভাষা কোৱাৰ কথা পোৱা সমাজভাষাবিজ্ঞান।। ১০০।।

যায়। অৰ্থাৎ, ইউৰোপীয় ঔপনিৰেশিক শাসনৰ আগতেও যোগাযোগৰ ভাষা (lingua franca) আছিল। পুৰণি ইংজিন, নীল উপত্যকা আদিতো এনে অশুন্দৰ কপৰ ভাষা বা পিজিনৰ প্ৰয়োগ আছিল বুলি ভাষাবিজ্ঞানীসকলে অনুমান কৰে।

পশ্চিম ইউৰোপীয় ঔপনিৰেশিক শাসকসকলৰ ভিতৰত প্ৰধান আছিল পুঁগীজ, ফৰাছী, ডাট্চ আৰু ব্ৰিটিছমকল। সেয়ে এইকেইটা ভাষাৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ পিজিন আৰু ক্রেওলসমূহ গঢ়ি উঠিছিল।

### ■ পিজিন

'A Pidgin is a reduced language that results from extended contact between groups with no language in common. It evolves when they need some means of verbal communication, perhaps for trade, but no group learns the native language of any other group for social reasons that may include lack of trust or close contact. Usually those of less power (speakers of substrate languages) are more accomodating and use words from the language of those with more power (the superstrate), although the meaning, form and use of these words may be influenced by the substrate languages.' (Holm, 2004:5).

বহুভাষিক পৰিস্থিতিত দুটা ভিন্ন ভাষিক সম্প্ৰদায়ৰ মাজত পৰম্পৰৰ ভাষিক বোধগম্যতাৰ বাবে প্ৰয়োজনীয় কাম-কাজ চলাবলৈ কেতিয়াৰা এনে এটা কপৰ সৃষ্টি হয়, যিটো কোনোটো সম্প্ৰদায়ৰে মাতৃভাষা নহয়। সাধাৰণতে দেখা যায়, প্ৰজনকাৰী আৰু স্থানীয় বা থলুৱা লোকসকলৰ মাজতহে অস্থায়ী এনে কপৰ সৃষ্টি হয়। বিশেষ পৰিস্থিতিত সৃষ্টি হোৱা এই নতুন ভাষিক কপকেই পিজিন

বোলা হয়। কিন্তু, ভাষিক সম্প্রদায়সমূহে পরস্পরের ভাষাক আয়াও করাৰ চেষ্টা নকৰে।

দেখা গৈছে, বহুতো বিখ্যাত পিজিনৰ উৎপন্ন হৈছে ঔপনিরেশিক ইউৰোপীয় ভাষাসমূহৰ ওপৰত ভিত্তি কৰি, এৱেসায়-বাণিজ্যৰ তাগিদাত। কিন্তু, সকলো পিজিন কেৱল এৱেসায়-বাণিজ্যৰ তাগিদাত সৃষ্টি হোৱা নাই। হাতিছনেও কৈছে—

‘..not all pidgin have arisen as trade language, as tok pidgin did.’ (Hudson, 1999:62)

প্ৰয়োজন পুত্ৰিৰ বাবে দুটা বা তাতোকৈ বেছি দল বা গোষ্ঠীৰ মাজত যোগাযোগৰ উদ্দেশ্যবেই পিজিনৰ উৎপন্ন হয়। পিজিন কোনো গোষ্ঠীৰে মাত্ৰভাষা নহয়, কিন্তু ধিতীয় ভাষা হিচাপে ইয়াক আয়াও কৰা হয়। পিজিনসমূহত সদায়েই কৰ্তৃত্বশীল (dominant) ভাষাটোৰ পৰা ইয়াৰ সৰহভাগ শব্দ গ্ৰহণ কৰা হয় আৰু ইয়াক কোৱা হয় উচ্চস্তৰীয় ভাষা (superstrate language)। আনহাতে আন আন ক্ষুণ্ড ভাষাবোৰক যিবোৰৰ সহায়ত পিজিনটো গঢ় লৈ উঠে সিৰোৰক কোৱা হয় নিম্নস্তৰীয় ভাষা (substrate languages)।

সাধাৰণতে পিজিন একোটা উৎপন্ন হয়—

- ক) দীঘলীয়া সময়ৰ কাৰণে নিয়মিতভাৱে বেলেগ বেলেগ ভাষা সম্প্রদায়ৰ মাজত হোৱা সম্পৰ্কৰ ফলত;
- খ) ভাষা সম্প্রদায়সমূহৰ মাজত যোগাযোগৰ বাবে; আৰু
- গ) ভাষিক সম্প্রদায়সমূহৰ মাজত আন্তঃসম্পৰ্কৰ অভাৱৰ ফলত বা ইজনে সিজিনৰ ভাষা বুজি বুজি নোপোৱা অৱস্থাত পিজিনৰ উৎপন্ন হয়।

ইউৰোপীয় ঔপনিরেশিকতাৰ ফলক্ষণতিতেই প্ৰকৃততে পিজিন বা মিশ্রভাষাসমূহৰ উৎপন্ন হৈছিল। ডেল হাইমছে (1971:5) এই বিষয়ে কৈছে—

‘the very existence of pidgins and creols is largely due to the process of discovery, exploration, trade, conquest, slavery, migration, the colonialism that have

brought the people of Europe and the people of the world share a common destiny.’

Reineke-(1938)ৰ মন্তব্যও অনুৰূপ—

‘Pidgins and Creols are products of specific historical circumstances involving colonial expansion and the nature of these circumstances had much to do with the nature of linguistic outcomes.’

ইংৰাজী, ফ্ৰাঙ্কী আদি ভাষাক স্থানীয় ভাষা সম্প্রদায়ৰ বোধগম্য কৰাৰ অশিক্ষিত প্ৰচেষ্টাৰ ফলেই পিজিন বুলি সুকুমাৰ সেনেও উল্লেখ কৰিছে। সেনে ভাষাৰ ইতিবৃত্তনামৰ পুথিত মিশ্র-ভাষা বা পিজিনৰ সূত্ৰ দিছে এনেধৰণে—

‘প্ৰয়োজনৰ তাগিদাত দুটা সম্পূৰ্ণভাৱে অসম্পৃক্ত ভাষা-সম্প্রদায়ে স্থায়ী অথবা সাময়িকভাৱে বসবাস কৰাৰ ফলত পৰম্পৰৰ মিশ্রণত কাম-কাজ চলাবৰ কাৰণে সৰল আৰু সংক্ষিপ্ত বাক্ৰীতি ব্যৱহাৰ কৰে। এনে বাক-ব্যৱহাৰকেই বোলা হয় মিশ্রভাষা।’

‘পিজিন’ শব্দটোৰ উৎপত্তি সম্পর্কে ভিন্ন মতামত পোৱা যায়। এনে মতামত হ'ল—

ক) ইংৰাজী business শব্দটোৰ বিকৃত উচ্চাৰণৰ ফল হ'ল পিজিন।

business > pizniss > pidgin। পিজিন শব্দটো প্ৰথমতে ‘চাইনিজ ইংলিশ’ক বুজাৰলৈহে ব্যৱহাৰ কৰা হৈছিল। পিছলৈ অৱশ্যে, অন্যান্য মিশ্ৰ কৰণৰ ক্ষেত্ৰটো প্ৰয়োগ হ'বলৈ ধৰিলৈ। উদাহৰণস্বৰূপে, Tok pisin-ৰ কথা ক'ব পাৰি। এই শব্দটোৰ বিকাশ হৈছে ইংৰাজী Talk pidgin-ৰ পৰা।

খ) পোর্তুগীজ ocupacão (business) শব্দৰ পৰা পিজিন উৎপত্তি হৈছে।

গ) ইংৰাজী pigeon (পাৰ চৰাই) শব্দৰ পৰাও ‘পিজিন’ৰ উৎপত্তি হ'ব পাৰে বুলি আন এটা মত পোৱা যায়। চিঠি-পত্ৰ অনা-নিয়া কামত বা যোগাযোগৰ বাবে পাৰ চৰাইৰ ব্যৱহাৰ কৰা হৈছিল। পিজিনো যোগাযোগৰ বাবে সৃষ্টি হোৱা ভাষা।

পিজিনৰ সমার্থক শব্দৰূপে কেতিয়াবা ‘জার্গন’ (jargon) শব্দৰ ব্যৱহাৰো কৰা হয়। চিনুক জার্গনৰ কথা এই প্ৰসঙ্গত উপ্লেখ কৰিব পাৰি। ভাষাবিজ্ঞানীসকলে সাধাৰণতে ‘জার্গন’ শব্দটো পিজিনৰ প্ৰাথমিক স্তৰক বুজোবলৈহে ব্যৱহাৰ কৰে।

John Holm-এ *An Introduction to Pidgin and creols* প্ৰস্তুত S.G.Thomason আৰু A Elgibali-ৰ *Before the Lingua Franca: Pidginized Arab in the Eleventh century* (1986) শীৰ্ষক প্ৰস্তুত আধাৰত পিজিনৰ সৰ্বপ্ৰথম ব্যৱহাৰ এঘাৰশ শতাব্দিকতে পোৱা গৈছিল বুলি উপ্লেখ কৰিছে। ১০৬৮ খ্রীষ্টাব্দত আল-বাক্ৰী (Al-Bakri)-এ তেওঁৰ ভৰণ বৃত্তান্তত দহ শাৰীৰ এটি চমু পাঠ মাৰিডী (Maridi) নগৰৰ বৰ্ণনাত উপ্লেখ কৰিছিল।

‘The Blacks have multiated our beautiful language and spoiled its eloquence with their twisted tongues.’

(Holm, 2004: 15)

পিজিনৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া কেইটামান দিশ হ'ল—

ক) পিজিন কাৰো মাতৃভাষা নহয় যদিও ই বিভিন্ন সম্প্ৰদায়ৰ মাজৰ যোগাযোগৰ ভাষা। এই বাক্-ব্যৱহাৰৰ লগত কোনো সম্প্ৰদায়ৰ ভাবনায়ক দিশ জড়িত হৈ নাথাকে।

খ) পিজিন এটা বিশেষ তাগিদাতহে উন্নৰ হয় আৰু এই উদ্দেশ্য শেষ হোৱাৰ লগে লগে এই বাক্-ব্যৱহাৰৰো বিলুপ্তি ঘটে।

গ) পিজিন ব্যাকৰণৰ দ্বাৰা শৃংখলিত বাক্-ব্যৱহাৰ নহয়।

ঘ) পিজিনৰ কোনো লিখিত ৰূপ নাথাকে।

ঙ) বাক্য-গঠন প্ৰণালী সৰল।

চ) পিজিনৰ শব্দসংখ্যা অত্যন্ত সীমিত।

ছ) এক সীমিত বা বিশেষ পৰিৱেশতহে ইয়াৰ ব্যৱহাৰ হয়।

পিজিনৰ গঠন প্ৰক্ৰিয়াত ভাষাটোৰ সৰলীকৰণ হয়। লিঙ্গ, বচন আৰু পুৰুষৰ ক্ষেত্ৰত থকা নিয়মবোৰ শিথিল হয়। কাল বুজোৱা শব্দবোৰ সাধাৰণতে ক্ৰিয়াৰ আগত বহে। পিজিনৰ বাক্যগঠন প্ৰণালী স্থানীয়, কিন্তু শব্দসমূহ বিদেশী।

কেইটামান উপ্লেখযোগ্য পিজিন হ'ল— বীচ-লা-মাৰ (Beach-la-Mar), পিজিন ইংৰাজী (Pidgin English), মৰিছাত ক্ৰেওল (Mauritius Creole), চিনুক জার্গন (Chinook Jargon), পাপুা-নিউ-গিনিয়া (Papua New Guinea) আদি। ‘পাপুা-নিউ-গিনিয়া’ পিজিনৰ এটা উদাহৰণ দাঙি ধৰা হ'ল—

‘Phantom, If you eat plenty of peanuts, you will come up strong like the Phantom.’ অৰ্থাৎ ‘তুমি যদি বেছিকে বাদাম খোৱা ফেল্টমৰ দৰে শক্তিশালী হ'ব পাৰিবা।’

অসমীয়া ভাষাক ভিত্তি কৰিব পিজিন গঢ়ি উঠিছে। নাগালেণ্ডত অসংখ্য স্থানীয় ভাষা আছিল যদিও বিভিন্ন জনগোষ্ঠীৰ মাজত ভাবৰ আদান-প্ৰদানৰ বাবে যোগাযোগৰ ভাষা এটাৰ অভাৱ আছিল। উচ্চস্তৰীয় ভাষা (superstrate language) হিচাপে অসমীয়া ভাষাক আধাৰ হিচাপে লৈ নাগালেণ্ডত গঢ়ি উঠে নাগামিজ। বৰ্তমান অৱশ্যে ইংৰাজী আৰু হিন্দী ভাষাৰ শব্দৰ প্ৰাচুৰ্য নাগামিজত লক্ষ্য কৰা যায়। তলত নাগামিজ ভাষাৰ উদাহৰণ দাঙি ধৰা হ'ল—

‘মই যাইছে।’ ‘মই গৈছিলোঁ।’

‘মই শুই আছে।’ ‘মই শুই আছোঁ।’

‘মই ছোৱালী একটা দেখিছে।’ ‘মই ছোৱালী এজনী দেখিছিলোঁ।’

‘মই তইকে একটা কিতাপ দিছে।’ ‘মই তাক কিতাপ এখন দিছোঁ।’

‘মই ইটো দুই কিতাপ ল'ব।’ ‘মই এই দুখন কিতাপ ল'ম।’

‘ইটো কোন গৰ?’ ‘এইটো কাৰ ঘৰ?’

‘ইটো মোৰ গৰ।’ ‘এইটো মোৰ ঘৰ।’

‘তই নাম কি?’ ‘তোৰ নাম কি?’

‘তই একো নাই কৈছে।’ ‘সি / তাই একো কোৱা নাই।’

পিজিনসমূহ প্ৰথম অৱস্থাত মাত্ৰ কাম চলাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ স্থায়িত্ব নিৰ্ভৰ কৰে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ ওপৰত। দীঘদিন ধৰি বা স্থায়ীভাৱে কোনো স্থানত যদি পিজিন ব্যৱহাৰকাৰীসকল থাকিবলগীয়া হয়, তেতিয়া ইয়াৰ শব্দৰ সংখ্যা বাড়ি যায়, গাঁথনিক ৰূপত কিছু পৰিৱৰ্তন হয়। পিজিন

ব্যবহারকাৰীসকলে যদি ব্যৱহৃত কপটোৰ প্ৰতি উচ্চ মনোভাব পোষণ কৰে আৰু  
যদিহে নতুন প্ৰজন্মই ভাষাটোক প্ৰথম ভাষা হিচাপে আঘন্ত কৰে তেন্তে সি  
ক্ৰেওলৰ মৰ্যাদা পায়।

## ক্ষেত্ৰ ক্ৰেওল

মিশ্রিত ভাষা বা পিজিনৰ স্থায়ী কৰপেই হ'ল 'ক্ৰেওল'। অৰ্থাৎ, ক্ৰেওল  
হ'ল পিজিনৰ পৰৱৰ্তী ভৰ। পিজিন কোনো জনগোষ্ঠীৰ মাতৃভাষা বা প্ৰথম  
ভাষাখন্তে পৰিচিত হ'লেই ক্ৰেওলৰ মৰ্যাদা পায়।

Holm-ৰ ভাষাত ক্ৰেওল হ'ল—

'A creole has a jargon or a pidgin in its ancestry; it  
is spoken by natively by an entire speech commu-  
nity, often one whose ancestors were displaced geo-  
graphically so that their original language and socio-  
cultural identity were partly broken. Such social con-  
ditions were often the result of slavery.' (Holm,  
2004:6)

এই ক্ৰেওল শব্দটো পটুগীজ crioulo (criouto<criar (to breed)  
পৰা আহিছে। ক্ৰেওল শব্দটোৰ দ্বাৰা প্ৰথমাৰস্থাত ইউৰোপীয় ক'লনীসমূহত জন্ম  
হোৱা প্ৰৱজনকাৰীসকলৰ সন্তান-সন্ততিসকলক উচ্চ শ্ৰেণীৰ ইউৰোপীয়ানসকলৰ  
পৰা পৃথককৈ বুজাৰলৈ ব্যৱহাৰ কৰা হৈছিল। পাছলৈ এই ক্ৰেওলসকলৰ ভাষাক  
বুজাৰলৈ 'ক্ৰেওল' শব্দৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ইউৰোপীয় ঔপনিবেশিক শাসন  
বা ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ ফলাফলতি সাধাৰণতে বন্দৰবোৰত ভাব বিনিময়ৰ  
কাৰণে ইউৰোপীয় কোনো ভাষাব লগত স্থানীয় ভাষাৰ সংমিশ্ৰণ ঘটি সৃষ্টি হোৱা  
যোগাযোগৰ ভাষা পিজিনৰ পৰৱৰ্তী ভৰ হ'ল ক্ৰেওল। পৃথিবীৰ অনেক ঠাইতে  
ক্ৰেওল ভাষা দেখিবলৈ পোৱা যায়। ক্ৰেওলসমূহ একো একোটা সুকীয়া ভাষা

বুলি বৰ্তমান স্বীকৃত। কাৰণ, যি ভাষাৰ আধাৰত এই পিজিন বা ক্ৰেওলসমূহ গঢ়ি  
উঠে, সেই ভাষাৰ লগত ক্ৰেওলৰ গঠন সম্পূৰ্ণ বেলেগ। উপনিবেশিক  
শাসকসকলৰ ভাষাৰ লগত স্থানীয় ভাষাৰ সংমিশ্ৰণ ঘটাৰ ফলত যিহেতু এই  
পিজিন বা ক্ৰেওলসমূহৰ সৃষ্টি, সেয়ে ঔপনিবেশীয় ভাষা আৰু স্থানীয় ভাষাৰ  
মিশ্ৰণ ক্ৰেওলসমূহত দেখিবলৈ পোৱা যায়। পূৰ্ব আৰু উত্তৰৰ বন্দৰসমূহত,  
আফ্ৰিকাৰ পশ্চিমাংশত আৰু ভাৰতীয় দ্বীপপুঞ্জসমূহত ক্ৰেওল দেখিবলৈ পোৱা  
যায়। উপ্রেখ্যোগ্য কথা এই যে ক্ৰেওলসমূহৰ বাক্য গাঁথনিব মাজত এক সাদৃশ্য  
লক্ষ্য কৰা যায়। আনকি, শব্দ ব্যৱহাৰৰ মাজতো সাদৃশ্য আছে।

বহিগঠনৰ দিশৰ পৰা ক্ৰেওলসমূহত চাৰিটা পার্থক্য দেখা যায়।  
সেইকেইটা হ'ল—

Plantation creoles,  
Fort creoles,  
Maroon creoles, and  
Creolized pidgins।

অন্তগঠনৰ দিশৰ পৰা ক্ৰেওলত দুটা পার্থক্য চকুত পৰে—

ক) ক্ৰেওলৰ গঠন প্ৰণালী সাধাৰণতে অন্যান্য ভাষাতকৈ সৰল যদিও  
ব্যাকৰণৰ কেতবোৰ নিয়মৰ দ্বাৰা শৃংখলিত।

খ) ভাষাৰ অনুগামীনিত অন্যান্য ভাষাৰ উপাদান অধিক লক্ষ্য কৰা যায়।

পিজিন আৰু ক্ৰেওলৰ ক্ষেত্ৰত কেতবোৰ মৌলিক পার্থক্য লক্ষ্য কৰা  
যায়। পিজিন সাধাৰণতে অস্থায়ীভাৱে কাম চলাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।  
কিন্তু, ক্ৰেওল হ'ল স্থায়ী কৰণ। পিজিন মাতৃভাষা নহয়, কিন্তু ক্ৰেওল জনসমূহায়  
একোটাৰ প্ৰথম ভাষা বা মাতৃভাষা। ক্ৰেওল ব্যৱহাৰ কৰা সম্প্ৰদায়টোৰ ভাবনাঅনুক  
দিশটো ইয়াৰ লগত জড়িত হৈ থাকে।

কোনো কোনো পৰিস্থিতিত পিজিন ক্ৰেওললৈ পৰিৱৰ্তন হ'ব পাৰে।  
পিজিনৰ পৰা ক্ৰেওললৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটোক কোৱা হয় ক্ৰেওলীয়কৰণ  
(creolisation)। সম্প্ৰদায় একোটাই যদি নতুন ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ

লয় আৰু পিজিনটোকেই প্ৰথম ভাষা বা মাতৃভাষা হিচাপে প্ৰহণ কৰে, তেওঁতাই পিজিন একোটা ক্রেওললৈ পৰিৱৰ্তন হয়।

ক্রেওলক প্ৰথম অৱস্থাত নিম্ন শুবৰ কপ বুলি গণা কৰা হৈছিল। অৱশ্যে, সময়ৰ পৰিৱৰ্তনৰ লগে লগে ক্রেওল সম্পর্কে মানুহৰ ধাৰণা সলনি হ'বলৈ ধৰিছে। ভাষাবিজ্ঞানীসকলেও ক্রেওলক শুক্র দিবলৈ লৈছে আৰু ক্রেওলৰ গৱেষণাত ব্ৰতী হৈছে। বৰ্তমান সময়ত ক্রেওলৰ মাধ্যমেনি সাহিত্য বচনা হৈছে আনকি স্কুলত শিক্ষাৰ মাধ্যম হিচাপেও ব্যৱহাৰ হ'বলৈ ধৰিছে। ক্রেওল ভাষাসমূহৰ ভিতৰত প্ৰথম ব্যাকৰণ আছিল Jochum Melchor Magens-’s *Grammatica over det Creolske Sprog, som bruges paa de trende Danske Eilande, St. Croix, St. Thomas og St. Jans i Amerika* আৰু প্ৰকাশ হৈছিল ১৭৭০ চনত। (Holm, 2004:19)

ক্রেওলৰ অধ্যয়ন সামাজিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ। দেখা যায়, পশ্চিমীয়া দেশৰ ক্রেওল ভাষা কোৱা অধিকাংশ লোকেই ই'ল—আফ্ৰিকীয় দাস। অৰ্থাৎ, ক্রেওলৰ লগত ‘আফ্ৰিকীয় দাস’ৰ নিকট সম্পৰ্ক। অৰ্থাৎ, ক্রেওল বঙাসকল এসময়ত দাস আছিল। অৱশ্যে, সকলোবোৰ ক্রেওলৰ ক্ষেত্ৰত এনে কথা ক'ব নোৱাৰিব। ভাৰতত ঔপনিৰেশিক পাটুগীজসকলৰ ভাষাৰ লগত স্থানীয় ভাষাৰ সম্পৰ্ক ঘটি কৈইবটাৰ ক্রেওলৰ সৃষ্টি হৈছিল। ভাৰতত প্ৰচলিত এনে এটা বিখ্যাত ক্রেওল ই'ল— গোৱানিজ। ভাৰতৰ অন্যান্য ঠাইতো ক্রেওল আছিল, কিন্তু সেইবোৰ ক্ষেত্ৰে গুপ্ত হৈছে।

ক্রেওল কপৰ লগত ইয়াৰ উৎস ভাষাসমূহৰ পাৰ্থক্য কি? সাধাৰণতে দেখা যায়, উৎস ভাষাটোৰ শব্দসমূহৰ আহিত ক্রেওল কপটো গঢ় লৈ উঠে। এনে অৱস্থাত উৎস ভাষাটো উচ্চ আৰু ক্রেওল কপটো নিম্ন বুলি বিৱেচ্য হয়। কথাটো এটা উদাহৰণৰ সহায়েৰে এনেদৰে ক'ব পাৰি—প্ৰভাৱশালী উৎস ভাষা; ধৰা হ'ল, ইংৰাজী ভাষাটো যদি শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহৃত হয়, তেনেহ'লৈ ক্রেওল কপটো স্বাভাৱিকভাৱেই নিম্ন কপ বুলি বিৱেচ্য হ'ব। এনে অৱস্থাত বিক্রেওলীয়াকৰণ (decreolisation) হয়। অৰ্থাৎ, ক্রেওল কপটো besilect ইংৰাজী

বা প্ৰভাৱশালী ভাষাটো acrolect আৰু এই দুয়োটোৰে মাজৰ অৱস্থান কৰা কপটো mesilect হিচাপে চিহ্নিত হয়।

### টক পিজিন (Tok pidgin)

টক পিজিন শব্দটো ইংৰাজী talk pidgin পৰা অহা। ভাষাটো পাপুৱা নিউ গিনিয়াৰ প্ৰায় ৫ মিলিয়ন লোকে ব্যৱহাৰ কৰে আৰু ই প্ৰায় ৮০০ ভাষাৰ অৱস্থিতি থকা পাপুৱা নিউ গিনিয়াৰ যোগাযোগৰ মাধ্যম। অৱশ্যে, দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বহু লোকেও ভাষাটো ব্যৱহাৰ কৰে। ছল মন দ্বীপৰ পিজিন আৰু বানাটু (Vanuatu)ৰ বীচ-লা-মা (Bislama)ৰ লগত ইয়াৰ ঘনিষ্ঠ সম্বন্ধ আৰু এই ভাষা কেইটাৰ মাজত পাৰম্পৰিক বোধগম্যতাৰ আছে। কুইন্জলেণ্ডলৈ বলপূৰ্বক নিয়া হৈছিল আৰু তাত ইংৰাজী ভাষাৰ পৰিচালকসকলৰ লগত স্থানীয় ভাষাৰ মাধ্যমেৰে ভাব বিনিময় কৰিবলগীয়া হোৱা অৱস্থাত এই পিজিন ইংৰাজীৰ উপৰ হয়। ১৯০৫ চনত শ্ৰমিক ট্ৰেড বক্ষ হোৱাত বহু শ্ৰমিক নিজ নিজ দেশলৈ ঘূৰি আহিছিল। নিজ দেশলৈ ঘূৰি অহাৰ পাছতো এই শ্ৰমিকসকলে সকলোৱে বুজি পোৱা ভাষা এটাৰ অভাৱৰ বাবে ইতিমধ্যে কুইন্জলেণ্ডত ব্যৱহাৰ কৰা পিজিন ইংৰাজীকেই যোগাযোগৰ বাবে ব্যৱহাৰ কৰিবলৈ ল'লৈ।

ইংৰাজী ভাষা পাপুৱা নিউ গিনিয়াৰ চৰকাৰী ভাষা যদিও টক পিজিন পাপুৱা নিউ গিনিয়াৰ সৰ্বসাধাৰণৰ যোগাযোগৰ ভাষা। আনকি, অন্যতম ৰাষ্ট্ৰ ভাষা হিচাপেও সংবিধানৰ দ্বাৰা স্বীকৃত। ৰেডিজ’, টেলিভিজন আদিতো টক পিজিনৰ বিভিন্ন কাৰ্যসূচী প্ৰচাৰিত হয়, বিশেষকৈ সাক্ষাৎকাৰ আৰু সংবাদ বিবৃতিসমূহ। বাতৰি কাকত ‘ওনটক’ (Wantok)ৰ পাঠকৰ সংখ্যা প্ৰায় ৩০,০০০। প্ৰাথমিক পৰ্যায়ত তিনি বছৰলৈ টক পিজিন বিষয় হিচাপে স্কুলত পঢ়োৱাৰ ব্যৱস্থাও কৰা হৈছে।

টক পিজিনৰ শব্দ মূলতং ইংৰাজী ভাষাৰ, প্ৰায় ৭৯ শতাংশ। টলাই (স্থানীয় ভাষা)ৰ শব্দ সংখ্যা প্ৰায় ১১ শতাংশ, অন্যান্য স্থানীয় ভাষাৰ শব্দ সংখ্যা

প্রায় ৬ শতাংশ, জার্মান ও শতাংশ, আর মালয় ১ শতাংশ। ইয়াৰ উপৰি পটুগীজ, স্পেনিজ ভাষাৰ কিছু শব্দও টক পিজিনত পোৱা যায়।

উচ্চাবণ দিশৰ পৰা লক্ষ্য কৰিলে টক পিজিনত কেতৰোৰ বৈশিষ্ট্য লক্ষ্য কৰা যায়। যিহেতু টক পিজিন ইংৰাজী ভাষাক কেন্দ্ৰ কৰি গঢ়ি উঠা তথাপি উচ্চাবণ দিশৰ পৰা মূল ইংৰাজীতকৈ বহুবৰ্তী আৰ্থিত আছিছে। যেনে—

ক) 't' উচ্চাবণ উচ্চাবণ নহয়।

work                  wok (লিখিও হয় এনেদৰে)

খ) 'sh', 'j', 'ch'-ৰ উচ্চাবণ 's' হয়।

গ) 'f'-ৰ সদায় 'p' উচ্চাবণ হয়; যেনে—

fish                  pis

finger                pinga

সাধাৰণতে পিজিনসমূহত কপতত্ত্বৰ ক্ষেত্ৰত বিশেষ বৈচিত্ৰ্য পৰিলক্ষিত নহয়। টক পিজিনো ইয়াৰ ব্যতিক্ৰম নহয়।

ব্যক্তিবাচক সৰ্বনামৰ কপবোৰ এনেধৰণৰ—

Person	Singular	Plural
1st person	mi (I, me)	mipela (we)
2nd person	yu (you)	yupela (you all)
3rd person	em (he,she, it)	ol (they)

'pela' প্ৰত্যয় যোগ কৰি প্ৰথম আৰ দ্বিতীয় পুৰুষৰ বহুচনৰ কপ গঠন কৰা হয়। এই 'pela' প্ৰত্যয় কেতিয়াৰা বিশেষণ আৰ সংখ্যাবাচক কপৰ লগতো সংযোগ হয়।

bigpela haus (ডাঙৰ ঘৰ)

tripela dok (তিনিটা কুকুৰ)

প্ৰত্যয় আৰ বিভক্তি সংযোগৰ দ্বাৰা নতুন শব্দৰ সৃষ্টি বা বাক্যত ব্যৱহাৰৰ উপযোগী পদ গঠন কৰা হয়। যেনে—

Em i rit. (সি পঢ়ি আছে।)

Em i ritim buk. (সি কিতাপ এখন পঢ়ি আছে।)

Bai mi rait. (মই লিখিম।)

Bai mi raitim pas. (মই এখন চিঠি লিখিম।)

ইয়াবে দ্বিতীয় আৰ তৃতীয় বাক্যত -im বিভক্তি লগ লাগিছে। কিষ্ট প্ৰথম আৰ তৃতীয় বাক্যত -im বিভক্তি লগ লগা নাই। অৰ্থাৎ কৰ্ম থাকিলেহে im বিভক্তি লগ লাগে। অন্যথা নালাগে।

আকৌ, পায়ে সম্পূৰ্ণ শব্দ একোটাৰ সহায়েৰে বিশেষকৈ কাল, দশা আদি প্ৰকাশ কৰা হয়। যেনে—

mi bai go (মই যাম)

Mi wok nau. (মই এতিয়া কাম কৰি আছোঁ।)

Mi wok asde. (মই কালি কাম কৰিছিলোঁ।)

বহুচন বুজাৰলৈ ol শব্দকৰ্প ব্যৱহাৰ কৰা হয়। যেনে—

Mi lukim dok. (মই কুকুৰটো দেখিছিলোঁ।)

Mi lukim ol dok. (মই কুকুৰবোৰ দেখিছিলোঁ।)

টক পিজিনৰ কেতৰোৰ শব্দ হ'ল—

মালয় ভাষাৰ শব্দ —

binatang              পৰৱা

lombo                  জলকীয়া

পটুগীজ ভাষাৰ শব্দ —

pikinini                শিশু

ইংৰাজী ভাষাৰ শব্দ —

aiskrim                আইচক্ৰিম

gavman                চৰকাৰ

gel, mcri             ছেৱালী

kom                    ফণি

komputa              কম্পিউটাৰ

pis                    মাছ

pisin                    চৰাই, ইত্যাদি।

## ভাষা পরিবর্তন (Language Shift)

কোনো এটা সম্প্রদায়ে (বিশেষকৈ ভাষা সম্প্রদায়) তেওঁলোকে ব্যরহার করা মাতৃভাষা বা প্রথম ভাষাটো এবি আন এটা ভাষা ব্যরহার করা পরিষটনাই দৰাচলতে ভাষা পরিবর্তন। এনে পরিবর্তন ভাষা বা উপভাষা দুয়োটোৱে ক্ষেত্ৰতে হ'ব পাৰে।

বহুভাষিক বা দ্বিভাষিক পৰিস্থিতিতহে ভাষা পৰিৱৰ্তনৰ পৰিষটনা সন্তুষ্ট হ'ব পাৰে। কিয়নো, এটা ভাষিক গোষ্ঠীয়ে আন এটা ভাষা নিশিকাকৈ বা ক'ব নোৱাৰলৈকে ভাষা পৰিৱৰ্তন হ'ব নোৱাৰে। অৱশ্যে এইটো কথাও কোৱা অনুচিত যে বহুভাষিক পৰিস্থিতি সদায় তাৎক্ষণিক ভাষা পৰিৱৰ্তনৰ বাবে দায়ী। বহুক্ষেত্ৰত ই সম্মতবল কৃপতো চলি থাকিব পাৰে। অৰ্থাৎ, দুটা ভাষা পৰিস্থিতি সাপেক্ষে ব্যৱহাৰ হৈ স্থিৰ অৱস্থা একোটোৰ মাজেৰেও চলি থাকিব পাৰে।

ভাষা পৰিৱৰ্তন এক বিশ্বজনীন আৰু অতীজৰে পৰা চলি অহা এক পৰিষটন। এনে পৰিষটনা সচতনতাৰে অথবা অসচেনতাৰে সংঘাতিত হ'ব পাৰে। ভাষা পৰিৱৰ্তন মহূৰভাৱে অথচ দীৰ্ঘকালজুৰি সংঘাতিত হোৱা প্রক্ৰিয়াহে। সামাজিক অসামঞ্জস্যতাৰ ফলস্বৰূপে উচ্চ সাংস্কৃতিক পৰম্পৰাৰ গোষ্ঠী বা সম্প্রদায় একোটাই তুলনামূলকভাৱে দুৰ্বল গোষ্ঠী একোটাক প্ৰভাৱিত কৰে। বিপৰীতে, কেতিয়াৰা আকো শক্তিশালী গোষ্ঠী একোটাৰ মাজতো ভাষা পৰিৱৰ্তনৰ পৰিষটনা লক্ষ্য কৰা যায়। অসমৰ আহোমসকলৰ কথাকে ক'ব পাৰি। বাজনৈতিকভাৱে শক্তিশালী হোৱা সত্ত্বেও আহোমসকলে অসমীয়া ভাষা গ্ৰহণ কৰা কাৰ্য এনে ভাষা পৰিৱৰ্তন উদাহৰণ।

দেখা যায়, য'ত সাংস্কৃতিক পৰিৱৰ্তনৰ প্রক্ৰিয়াতো মহূৰ, তাত আপোক্ষিকভাৱে ভাষা পৰিৱৰ্তনৰ প্রক্ৰিয়াতোও মহূৰ হয়। বিপৰীতে, ভাষা পদ্ধতিৰ

দ্রুত সলনিয়েও সাংস্কৃতিক পৰিৱৰ্তনৰ প্রক্ৰিয়া দ্রুত কৰি তুলিব পাৰে (Hoijer, 1948:340)। কোনো ভাষা সম্প্রদায় একোটা যেতিয়া পৰিস্থিতিত তাগিদাত পৰি দ্বিভাষিক হৈ পৰে, তেতিয়াই ভাষা-পৰিৱৰ্তনৰ প্রক্ৰিয়াটো আৰম্ভ হয়। অৱশ্যে, ইয়াৰ লগতে সম্প্রদায়টোৱে নিজৰ মাতৃভাষা বা প্রথম ভাষাটোৰ প্ৰতি কেনে মনোভাৱ পোৰণ কৰে তাৰ ওপৰতহে ভাষা-পৰিৱৰ্তনৰ প্রক্ৰিয়াটো নিৰ্ভৰ কৰে। যদিহে দ্বিভাষিক গোষ্ঠী বা দল একোটাই নিজৰ ভাষাটোৰ প্ৰতি উচ্চ মনোভাৱ পোৰণ কৰি ভাষাটোৰ ব্যৱহাৰ কৰি থাকে বা ভাষাটোৰ প্ৰয়োগৰ ক্ষেত্ৰে সীমাবদ্ধ নহৈ ন ন ক্ষেত্ৰত তাৰ প্ৰয়োগ হয়, তেনেস্তুত ভাষা-পৰিৱৰ্তনৰ সম্ভাৱনা নাথাকে। ভাষাটোৰ প্ৰয়োগৰ ক্ষেত্ৰে সীমাবদ্ধ হৈ পৰিলে, ভাষাটোৰ প্ৰতি সম্প্রদায়টোৰ অৱহেলা পৰিলক্ষিত হয়।

আনহাতে, ভাষিক পৰিৱৰ্তনৰ মাত্ৰা ব্যক্তিৰ পৰ্যায়ত ভিন্ন হ'ব পাৰে। বিশেষকৈ বয়স, লিঙ্গ আৰু শৈক্ষিক উপলব্ধিৰ ওপৰত এই মাত্ৰা নিৰ্ভৰশীল।

কোনো এক সাংস্কৃতিক গোষ্ঠী বা দল বা উপগোষ্ঠীয়ে যদি তেওঁলোকে মাধ্যম হিচাপে ব্যৱহাৰ কৰা প্ৰাথমিক ভাষা বা মাতৃভাষাটোৰ ব্যৱহাৰ কৰিবলৈ এবি দি আন এটা ভাষা ব্যৱহাৰ কৰে, তেতিয়াই ভাষা পৰিৱৰ্তন হয়। বিশেষকৈ দুটা দিশেৰে এনে পৰিৱৰ্তন লক্ষ্য কৰিব পাৰি—

ক) ক্ষুদ্ৰ ভাষিক সম্প্রদায় একোটাই স্বভাষাটোৰ ঠাইত প্ৰভাৱশালী আপোলিক বা বাস্তীয় বা বিশ্বভাষাটো গ্ৰহণ কৰাৰ ফলত ভাষা পৰিৱৰ্তন হ'ব পাৰে;

বা, প্ৰৱৰ্জনকাৰী সম্প্রদায় বা কোনো দল বা সমূহ একোটাই সেই ঠাই বা দেশৰ প্ৰভাৱশালী ভাষাটো গ্ৰহণ কৰাৰ ফলত ভাষা পৰিৱৰ্তন হ'ব পাৰে।


ভাষা পৰিৱৰ্তনৰ ফলত ভাষিক সম্প্রদায়টোৰ এজনো বজ্ঞা নাথাকেগৈ, তেনে পৰিপ্ৰেক্ষিতত ভাষাটোক মৃত বুলি ধৰি লোৱা হয়।

খ) ভাষিক বোধগম্যতা নথকা অৱস্থাত যোগাযোগৰ বাবে ব্যৱহাৰ কৰা পিজিন একোটা মাতৃভাষাকূপে ব্যৱহাৰৰ ফলতো অৰ্থাৎ ক্ৰেওলৰ ব্যৱহাৰেও ভাষা পৰিৱৰ্তন কৰে।

ভাষা পৰিৱৰ্তন প্ৰাকৃতিক (ভিন্নমুখী) নাইবা অপ্ৰাকৃতিক (এক কেন্দ্ৰাভিমুখী বা সমকেন্দ্ৰিক) হ'ব পাৰে। প্ৰাকৃতিক বা ভিন্নমুখী পৰিৱৰ্তন সাধাৰণতে সকলো ভাষাৰ ক্ষেত্ৰতে সময়ৰ পৰিৱৰ্তনৰ লগে লগে স্বাভাৱিকভাৱে হয়। এনে পৰিৱৰ্তনক আমি ঐতিহাসিক প্রক্ৰিয়াৰে অংশীদাৰ আৰু স্বাভাৱিক বুলি অনুভৱ কৰোঁ। এনে

পরিবর্তন কিন্তু আন ভাষার লগত সংস্পর্শের ফলক্ষণ নহয়। এবং, ভাষা একেটাই সময়ের পরিবর্তনের লগে লগে সামাজিক-সাংস্কৃতিক পরিবেশ অনুসরি হোরা পরিবর্তনের লগত জড়িত। বিপরীতে, অপ্রাকৃতিক (এক কেন্দ্রভিত্তিয়) পরিবর্তন ভিন্ন ভাষার মাজত হোরা সংস্পর্শ বা সংঘর্ষের ফলত সংঘটিত হয়। ভাষার সংস্পর্শ-সংঘর্ষের ফলতে এটা ভাষার কেতবোর উপাদান আন এটা ভাষাত সোজাই পৰে; এটা ভাষার শব্দ, আন এটা ভাষাই ধাৰ কৰে। এনে অবস্থাত শক্তিশালী গোটটো অধিক লাভণ্য হয়। বিপরীতে, দুৰ্বল ভাষাটো অনুৎপাদনশীল (reduction) হৈ পৰে ভাষাটোৰ সৱলীকৰণ (simplification) হয়। এনে সৱলীকৰণ পিজিনীকৰণ প্রক্ৰিয়াৰ ফলো হ'ব পাৰে। ভাষা-পৰিবৰ্তনৰ পৰিঘটনাৰ শেষ পৰিণতি হয়গৈ শুন্দৰ ভাষিক সম্প্রদায়টোৰ ভাষার মৃত্যু।

সাধাৰণতে, কোনো গোষ্ঠী বা সম্প্রদায় একেটাই পৰম্পৰাগত (traditional) ভাষাটোৰ ঠাইত অপৰম্পৰাগত (non-traditional) ভাষা একেটালৈ সংপ্ৰৱণ কৰে। পৰম্পৰাগত ভাষাটো হ'ল, সম্প্রদায় একেটাৰ খিলঞ্চীয়া বা উত্তোধিকাৰ সূত্ৰে ব্যৱহাৰ কৰি থকা ভাষাটো। বিপরীতে, অপৰম্পৰাগত ভাষা বুলি ক'লে আমি বুজিয় যে সম্প্রদায় বা সমৃহটোক আগুৰি থকা আন কোনো ভাষা, যি বিশেষকৈ ভাষা সংযোগৰ পৰিস্থিতিত আয়ত্ত কৰা হয়। এনে ভাষা আঞ্চলিক, বাস্তুয় নাইবা অনুৰোধীয় ভাষা হ'ব পাৰে। এনে অবস্থাত সংপ্ৰৱণৰ প্রক্ৰিয়াটো তলত দিয়া ধৰণে সংঘটিত হ'ব পাৰে—



উপৰিউক্ত বেখাচিত্ৰৰ পৰা আমি অনুমান কৰিব পাৰো শুন্দৰ গোষ্ঠী বা

সম্প্রদায় একেটাই স্বভাষাব পৰা আঞ্চলিক, বাস্তু নাইবা অনুৰোধীয় ভাষালৈ কেনেদৰে সংপ্ৰৱণ কৰে।

অসমৰ কেইবাটাও জনগোষ্ঠীয়ে বিশেষকৈ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ, বিভিন্ন সময়ত স্বভাষাব পৰা অসমীয়ালৈ ভাষা পৰিবৰ্তন কৰা দেখা গৈছে। তাই আহোমসকলে অসমীয়া ভাষা প্ৰহণ কৰিছে। তাই শাখাৰ আন আন গোষ্ঠীকেইটা, যেনে— আইতন, খাময়াং, ফাকে, খামতি আৰু টুকুংসকল বিভাষিক। ইয়াৰে খাময়াং সম্প্রদায়ৰ অসমীয়ালৈ ভাষা পৰিবৰ্তনৰ প্রক্ৰিয়া প্ৰয়োগ পৰ্যায়ত। আন আন সম্প্রদায়কেইটাৰ ভাষা পৰিবৰ্তনৰ প্রক্ৰিয়া মধুৰ বৰ্পত অব্যাহত আছে।

তিব্বত-বৰ্মী পৰিয়ালৰ অসমত প্ৰচলিত ভাষাসমূহৰ ক্ষেত্ৰে ভাষা পৰিবৰ্তন লক্ষ্য কৰা যায়। মৰাগ, সোণোৱাল কছুৰী, ঠেঙাল কছুৰী আদি মঙ্গোলীয় লোকসকলৰ ভাষা বৰ্তমান অসমীয়া। দেউৰী, বাভা, মিচিং, বৰো, তিৰা, কাৰ্বি, হাজং আদিৰ মাজত ভাষা পৰিবৰ্তনৰ প্রক্ৰিয়া মধুৰ গতিত অব্যাহত আছে। দেউৰী জনগোষ্ঠীৰ দিবঙ্গীয়াসকলৰ মাজতহে কেৱল দেউৰী ভাষা ব্যৱহাৰ হয়। দেউৰীৰ অন্যান্য শাখা, যেনে—টেঙাপনীয়া, বৰগঞ্জ আৰু পাটৰগঞ্জসকল ইতিমধ্যে অসমীয়া ভাষী হৈ পৰিছে। বাভাসকলৰ ক্ষেত্ৰে দেখা যায় বংদনী, মায়তৰি, কোচাসকলৰ মাজত বাভা ভাষাৰ প্ৰচলন আছে। বিপৰীতে, পাতি, দাহৰি, টোটলা, বিটলীয়া, হানা ফৈদৰ লোকসকল অসমীয়া ভাষী (হাবাহাম, বাভা: পঃ.১।)। ভৈয়ামৰ তিৰাসকল প্ৰধানকৈ অসমীয়াভাষী। কিন্তু পাহাৰ তিৰাসকলৰ মাজত ভাষাটোৰ ব্যৱহাৰ আছে। অৱশ্যে, ভৈয়ামৰ এক শুন্দৰ অংশৰ মাজতো তিৰা ভাষাৰ সীমিত বৰ্পত ব্যৱহাৰ আছে। মিচিংসকলৰ চামঙ্গীয়া মিচিংসকল অসমীয়াভাষী। ইয়াৰ লগতে বিশেষকৈ নগৰলৈ প্ৰৱেশ কৰি অহা লোকসকলৰ ব্যক্তিগত পৰ্যায়ত ভাষা পৰিবৰ্তন উপলেখযোগ্য পৰিধিটো। এনে পৰিঘটনা দ্বিতীয় প্ৰজন্মৰ ক্ষেত্ৰত বিশেষভাৱে পৰিলক্ষিত হয়।

তলত ভাষা পৰিবৰ্তনৰ প্ৰণতাসমূহ আৰু এই প্ৰণতাৰ কাৰকসমূহ দেখুওৱা হ'ল—

ভাষা-পৰিবৰ্তনৰ প্ৰণতা—

ভাষা-পৰিবৰ্তনৰ প্ৰণতাক আমি এনেধৰণে দেখুৱাৰ পাৰো—  
বিক্ৰেতা  
গ্ৰাহক

সংখ্যালিখিত

দরিদ্র

নিম্ন সামাজিক অবস্থান

নিয়ন্ত্রিত

এই প্রণতাসমূহৰ আধাৰত আমি কথকসমূহ নিৰ্ণয় কৰিব পাৰো, এনেদেৰে—

অৰ্থনৈতিক কাৰক—

বিশ্বেতা

জনসংখ্যা

সংখ্যালিখিত

সামাজিক কাৰক

দৰিদ্ৰ

নিম্ন সামাজিক অবস্থান

বাজনৈতিক কাৰক

নিয়ন্ত্রিত

সংখ্যাগবিষ্ট

ধনী

উচ্চ সামাজিক অবস্থান

নিয়ন্ত্ৰক / শাসক

গৃহক

সংখ্যাগবিষ্ট

ধনী

উচ্চ সামাজিক অবস্থান

নিয়ন্ত্ৰক/ শাসক।

## ভাষা-বিলুপ্তি

কোনো ভাষা বিলুপ্ত হোৱা মানে এইটো নুড়ুজায় যে সেই ভাষা কোৱা সকলো  
লোকৰ মৃত্যু হৈছে। জনগোষ্ঠী একেটোই ভাষা পৰিৱৰ্তন কৰাৰ ফলতো ভাষাৰ মৃত্যু  
বা বিলুপ্তি হ'ব পাৰে। জীৱবিজ্ঞানীয়ে জীৱৰ ক্ষেত্ৰ ব্যৱহাৰ কৰাৰ দৰে ভাষাৰ ক্ষেত্ৰে  
'মৃত্যু' বা 'বিলুপ্তি' শব্দ ব্যৱহাৰ কৰাৰ কাৰণ হ'ল—

"....Language are not living things which can be born and die, like butterflies and dinosaurs. They are not victims of old age and disease. They have no tangible existence like trees or people. In so far as language can be said to exist at all, its locus must be in the minds of the people who use it. In another sense, however, language might be regarded as an activity, a system of communication between human beings. A language is not a self-sustaining entity. It can only exist where there is a community to speak and transmit it. A community of people can exist only where there is a viable environment for them to live in, and a means of making a living. Where communities cannot thrive, their languages are in danger. When languages lose their speakers, they die." (Vanishing Voices,p-4)

কিন্তু, কে ডেভিড হেবিঞ্চৰ মত কিছু ব্যতিক্রমী। তেওঁেতৰ মতে —

"Languages do not literally 'die' or go 'extinct', since they are not living organisms. Rather, they are crowded out by bigger languages. Small tongues get abandoned

by their speakers, who stop using them in favor of a more dominant, more prestigious, or more widely known tongue. We lack an appropriate technical term to describe people abandoning complex systems of knowledge like languages. So we rely on metaphors, calling it ‘language death’, ‘language shift’, ‘threatened languages’, ‘extinction’, ‘last words’, or ‘vanishing voices.’ (When language die, p-5).

‘মৃত্যু’ বা ‘বিলুপ্তি’ শব্দ ব্যবহারের ক্ষেত্রে এইদিনে মাতানৈক্য থাকিলেও শব্দটোর ব্যবহার চলি থাকিল। শব্দটোর গুরুত্ব বৃদ্ধি পোরাব কাবণ হ’ল— বর্তমান পৃথিবীর প্রায় সংখ্যক ভাষাই হয়তো পর্যবর্তী শতিকার মুখ দেখা নাপাব। কোরা হৈছে, ২১০০ শতিকাত হয়তো ৩০০ এ পরা ৬০০ ভাষাহে থাকিবগৈ। গুরুত্বপূর্ণ এই কাবণেও যে, ভাষার বিলুপ্তিকরণ জৈর-বৈচিত্র্যের বিলুপ্তকরণতকৈ অধিক খুবতকীয়া, ‘Today, linguistic diversity is disappearing much faster than biodiversity.’ পরিসংখ্যা হিচাপত এনেকুৰা, প্রত্যেক বছৰে জৈর বৈচিত্র্যের ৩০ মিলিয়ন প্রজাতিৰ প্রায় ১,৫০,০০০ প্রজাতি বিলুপ্ত হয়, যিটো শতকৰা হিচাপত ০.৫ শতাংশ। এই হিচাপত পর্যবর্তী শতিকালৈ ৯০ বছৰত প্রায় ২০ শতাংশ প্রজাতিৰ বিলুপ্ত হ’ব। বিপৰীতে, পর্যবর্তী ৯০ বছৰত প্রায় ৯০ শতাংশ ভাষা হেবাই যোৱাৰ সম্ভাৱনা আছে (*The Ecology of Language*)। এনেধৰণৰ পৰিসংখ্যা নিশ্চয়কৈ উদ্বেগজনক।

### ভাষা বিলুপ্তিৰ কাৰণ

ভাষা একোটাৰ বিলুপ্তিৰ বাবে বা ভাষা একোটাৰ বিপন্ন অৱস্থাৰ বাবে কোনো নিৰ্দিষ্ট কাৰকক দায়ী কৰিব নোৱাৰিব। ভাষাবিজ্ঞানীসকলে লুপ্ত বা বিপন্ন অৱস্থাৰ বাবে দায়ী কেতোৰে কাৰকৰ কথা উপ্লেখ কৰিছে। তেনে কেতোৰে কাৰক হ’ল—

ক) আকস্মিক কোনো প্রাকৃতিক দুর্ঘোগৰ বাবে কোনো এটা ভাষাৰ ভাষা-ব্যৱহাৰকাৰীৰ সংখ্যা উদ্বেগজনকভাৱে কমি যাব পাৰে আৰু ফলত ভাষাটো বিপন্ন হৈ পৰিব পাৰে। মহামাৰি, খাদ্যসম্ভাৱৰ নাটনি, ভূমিকম্প আদি নানান কাৰণত কোনো জনসমষ্টিৰ ভাষা-ব্যৱহাৰকাৰীৰ সংখ্যা হ্রাস হ’ব পাৰে।

খ) ৰাজনৈতিক অঙ্গীকৰণ (যেনে— আন্তৰ্বাণ্টীয় সীমা বিবাদ, যুদ্ধ আদি) বাবেও কেতিয়াৰা কোনো জনসমষ্টিৰ ভাষা বিপন্ন হৈ পৰিব পাৰে। কোনো জনসমষ্টিৰ বিশ্বাপন (displacement)ৰ ফলতো ভাষা বিপন্ন হ’ব পাৰে। সমান্বালভাৱে সমাজভাষাবিজ্ঞান ।। ১১৮ ।।

অৰ্থনৈতিক কাৰণে ভাষা বিপন্ন হোৱাৰ অন্যতম কাৰক। অৱশ্যে, কেতিয়াৰা ৰাজনৈতিক, অৰ্থনৈতিক দুয়োটা কাৰণে সমভাৱে জড়িত হৈ থাকে।

গ) কোনো প্রতিপত্তিশালী ভাষাক শিক্ষাৰ মাধ্যম কৰা কাৰণ ফলতো ভাষা একোটা বিপন্ন হৈ পৰিব পাৰে;

ঘ) চৰকাৰী ভাষানীতিৰ ভুল প্ৰয়োগ;

ঙ) অধিক পৰিমাণে নগৰমুখী হোৱাৰ প্ৰণগতা;

চ) সমাজভাষাবিজ্ঞানীসকলে লক্ষ্য কৰিছে জনগোষ্ঠী একোটাই মিজৰ ঠাই সলনি কৰিব লগা পৰিস্থিতিত (প্ৰজনন বা বিশ্বাপন, যি কাৰণতেইনহওক) এনে কেতোৰে কাৰককে কাম কৰে, যাৰ ফলত জনগোষ্ঠীটোৰ ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পাৰলৈ আৰম্ভ কৰে। কেতিয়াৰা আকো, আন শক্তিশালী জনগোষ্ঠী এটা সেই ঠাইলৈ আহি স্থানীয়লোকসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণেও সেই ঠাইৰ স্থানীয় ভাষাটো বিপন্ন হৈ পৰিব পাৰে।

ছ) কেতিয়াৰা কোনো জনসমষ্টিৰ সাংস্কৃতিক পৰিমিশণৰ (cultural assimilation) ফলতো ভাষা একোটা লুপ্ত হৈ পৰিব পাৰে। এনে অৱস্থাত জনসমূহৰ হানি নথতে, তেওঁলোকৰ স্থানীয় অঞ্চলতোই জনসমষ্টিটোৰ ভাষা-পৰিৱৰ্তন (language shift) হয় আৰু লাহে লাহে তেওঁলোকৰ ভাষাটো লুপ্ত হোৱাৰ পথত আগবঢ়তে।

সাংস্কৃতিক অৱদমন ভাষা বিলুপ্তি বা ভাষাৰ বিপন্ন অৱস্থাৰ অন্যতম কাৰক হিচাপে বিৱেচিত হৈছে। নগৰীকৰণ, আধুনিক জীৱনপ্ৰণালী ধাইকৈপাশ্চাত্য নিৰ্ভৰ। প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উন্নতিয়ে ভৌগোলিক দূৰত্ব হ্ৰাস কৰাৰ ফলত আৰু বিশ্বায়নে কঢ়িয়াইঅনা সুলভ ভোগবাদী জীৱনাদৰ্শই পৰম্পৰাগত লোকজীৱনক বহুবিনি আঁতৰাই লৈ গৈছে। নগৰীকৰণ, আধুনিক পাশ্চাত্য জীৱনশৈলীৰ অনুকৰণ, ফলত ঝটি-অভিকৃচি, খাদ্যাভাস, জীৱন ধাৰণ পদ্ধতি, আচাৰ-আচৰণৰ পৰিৱৰ্তন হৈছে। ভাষা সাংস্কৃতিক। সাংস্কৃতিক পৰিৱৰ্তনসমূহৰ লগে লগে ভাষাৰ পৰিৱৰ্তনো অৱশ্যঙ্গাৰী হৈ পৰে। এই পৰিৱৰ্তনৰ লগে লগে যদি ভাষাইয়ো উপযুক্তভাৱে ভাব প্ৰকাশ কৰিব নোৱাৰে তেনে অৱস্থাত প্ৰভাৱশালী ভাষাৰ আশ্রয় ল'বলৈ বাধ্য হৈ পৰে।

### ভাষাৰ মৃত্যু নে হত্যা

ভাষাৰ মৃত্যু চৰম অৱস্থা। সাধাৰণভাৱে বহুভাষিক পৰিস্থিতি, ভাষিক সংযোগ, ভাষা পৰিৱৰ্তন ইত্যাদি কাৰণত ক্ষুদ্ৰ ভাষিক সম্পদায় একোটাৰ

ভাষা মৃত্যু মুখত পরিব পাবে। অর্থাৎ, ক্ষুদ্র জনগোষ্ঠী একেটাৰ সকলো সদস্যই খদি ভাষিক পৰিৱৰ্তনৰ ঘোগেদি নতুন ভাষা এটা প্ৰহণ কৰে, অর্থাৎ মূল ভাষাটোৰ (source language) খদি এজনো বজ্ঞা নথাকেগৈ, তেনে অৱস্থাতহে ভাষাৰ মৃত্যু হৈছে বুলি কোৱা হয়। অৱশ্যে, ভাষাৰ মৃত্যু ক্ষুদ্র ভাষিক সম্প্ৰদায় একেটাৰ আকশ্মিক গণহত্যাৰ ফলতো হ'ব পাৰে। কেতিয়াৰা এনে গণহত্যাত সেই ভাষিক সম্প্ৰদায়ৰ কোনো লোক জীৱিত থাকিলোও জীয়াই থকাৰ স্থাৰ্থতে আঘপৰিচয় লুকুৱায় পেলায়।

প্ৰসঙ্গক্ৰমে ভাষাবিজ্ঞানী Tove Skutnabb-Kangas-এ ভাষাৰ হত্যা (linguistic genocide) সম্পর্কে কৰা আলোচনা বিশেষভাৱে উল্লেখযোগ্য। ভাষাৰ হত্যা বা Linguistic genocide হ'ল, ‘কোনো গোষ্ঠীৰ স্বভাষা ব্যৱহাৰত বাধা আৰোপ, সি দৈনন্দিন জীৱনতোই হওক বা স্কুলতোই হওক, বা মুদ্ৰণ আৰু প্ৰকাশনৰ বিতৰণ ব্যৱহাৰতোই হওক।’

‘Linguistic genocide is ‘prohibiting the use of the language of the group in daily intercourse or in schools, or the printing and circulation of publications in the language of the group’. (Article III (1), United Nations)

বাধা আৰোপৰ জৰিয়তে দৰাচলতে, ভাষিক সম্প্ৰদায়টোৰ শিশুৰ ওপৰত মানসিক চাপ দিয়া হয়, যাতে ভাষাটোৰ ব্যৱহাৰ নহয়। এনে চাপে শিশুৰ মনত বিয়োগাত্মক প্ৰভাৱ পেলাব আৰু সিয়েই শিশুটিক ভাষা-ব্যৱহাৰৰ পৰা আঁতৰত শাখিব। ভাষা একেটা জীয়াই থাকে বজ্ঞাৰ ভাষা-ব্যৱহাৰৰ ওপৰত ভিত্তি কৰিছে। ভাষাৰ ব্যৱহাৰ নোহোৱা হোৱা মানেই ভাষাটোৰ মৃত্যু হোৱা। সেয়ে ভাষা-ব্যৱহাৰৰ বাবণে ভাষাটোক মৃত্যু মুখলৈ ঠেলি পঠিয়াব। Tove Skutnabb-Kangas-এ ভাষাক মৃত্যু মুখলৈ ঠেলি পঠোৱা এই ব্যৱস্থাটোক ভাষা-হত্যা বুলি অভিহিত কৰিছে।

## সংকটগ্রস্ত বা বিপন্ন ভাষা

ভাষাবিজ্ঞানীসকলে ভাষা একেটা বিপন্ন বা সংকটগ্রস্ত হয়নে নহয় সেয়া নিৰ্ণয় কৰিবলৈ কিছুমান কাৰকৰ কথা নিৰ্দেশ কৰিছে। ভাষা এটাৰ সংকটগ্রস্ত বুলি চিহ্নিত কৰিবৰ বাবে তলত উল্লেখ কৰা কাৰক কেইটাকেই গুৰুত্বপূৰ্ণ বুলি বিৱেচনা কৰা হয়। *Language Vitality and Endangerment*-এ প্ৰকাশ কৰা ভাষাৰ সংকটগ্রস্ততাৰ কাৰকসমূহৰ আধাৰত ভাষা একেটা সংকটগ্রস্ত হয় নে নহয় বা খদি সংকটগ্রস্ত হয়, সেই সংকটগ্রস্ততাৰ শুৰ ণোকি পৰ্যায়ত আছে, তাক পৰীক্ষা কৰিব পাৰি। (Document Submitted to the International Expert Meeting on UNESCO programme Safeguarding of Endangered Languages; Paris, 10-12 March, 2003)

**ক:** প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ভাষাটোৰ প্ৰৱহনান্ত; (Intergenerational language transmission)

**খ:** ভাষাটো কোৱা মুঠ ব্যক্তিৰ সংখ্যা; (Absolute number of speakers)

**গ:** ভাষা সম্প্ৰদায়টোৰ মুঠ জনসংখ্যাৰ তুলনাত ভাষাটো কোৱা ব্যক্তিৰ হাৰ; (Proportion of speakers within the total population)

**ঘ:** ভাষাটোৰ সামগ্ৰিক শক্তি, প্ৰকাশ-সংক্ৰমতা আৰু বিস্তৃতি; ভাষাটো কোনে ব্যৱহাৰ কৰে; কেতিয়া আৰু কি প্ৰসঙ্গত ব্যৱহাৰ হয়; (Trends in existing language domains; deals with who speaks the language, when, with whom, and on what topic)

**ঙ:** প্ৰচাৰ মাধ্যম আৰু নৰ্য পৰিৱেশত ভাষাটোৰ অনুক্ৰিয়া; আধুনিকতাৰ

ନେଗଟି ଭାଷାଟୋ କି ପରିମାଣେ ଖାପ ଥାଇ ପରିଛେ

(Response to new domains and media; mainly concerned with the extent to which the language copes with modernity)

୮: ଭାଷାଟୋ ଜୀବିତେ ଶିକ୍ଷାଦାନର ବାବେ ଯାରତୀଯ ସ୍ଵରହ୍ତା ଆରୁ ସାମାଜିକତା; (Materials for language education and literacy)

୯: ଭାଷାଟୋ ସମ୍ପର୍କେ ଚରକାରୀ ଭାଷା-ନୀତି; (Governmental language policies)

ଜ: ଭାଷାଟୋ ସମ୍ପର୍କେ ସମସ୍ତଦୟଟୋର ପ୍ରବଳତା ଅର୍ଥାତ୍, ଭାଷାଟୋ ନିଜର ସମସ୍ତଦୟଟୋର ଦ୍ୱାରା ଅରହେଲିତ ନେକି; (Community members' attitudes towards their own language)

ଘ: ଭାଷାଟୋ କି ପରିମାଣ ସାହିତ୍ୟ ଲିଖିତ ବ୍ୟପତ ସଂରକ୍ଷଣ; (Amount and quality of documentation)

ଏହିମୁହଁ କାରକର ଆଧ୍ୟାତ୍ମ ଶୂନ୍ୟର ପରା ପାଇଁ ନିଷ୍ଠର ଭିତରତ ପ୍ରତ୍ୟେକଟୋକେ ପରିମାପନ କରି ଭାଷା ଏକୋଟାର ଦୁର୍ଯ୍ୟଗର କ୍ଷର ନିର୍ଣ୍ଣୟ କରିବ ପାରି । ଦୁର୍ଯ୍ୟଗର କ୍ଷରରେ ଏଣେ ଧରଣର ହଁବ—

କ) ଅତି ସଂକଟଜନକ (Critically endangered): ଭାଷାଟୋ କୋରା ମନ୍ଦିରରେ ଲୋକ ସମ୍ଭବ ବହୁର ଉର୍ଧ୍ଵ; (Great-grandparent age)

ଘ) ଶୁଭରତଭାବେ ସଂକଟଜନକ (Severely endangered): ନାତୁନ ପ୍ରଜନ୍ମରେ ଭାଷାଟୋ ସ୍ଵରହ୍ତା ନକରେ ବା ଭାଷାଟୋ ଶିକ୍ଷା ନାହିଁ । ଚଙ୍ଗିଶ ବହୁ ବା ଚଙ୍ଗିଶୋର୍ଧର ସ୍ଵରହ୍ତା ମାତ୍ର ଭାଷାଟୋ ସୀମିତ ବ୍ୟପତ ସ୍ଵରହ୍ତା କରେ (Grandparentage) ।

ଗ) ସଂକଟଗ୍ରାସ୍ତ ବା ବିପନ୍ନ (endangered): ବିଛ ବହୁ ବା ବିଛ ବହୁର ଉପରେ ଲୋକମନ୍ଦିରରେ ମାତ୍ର ଭାଷାଟୋ ସ୍ଵରହ୍ତା କରେ (parent age) ।

ଘ) କ୍ଷଯିତ (Eroding): ମନ୍ଦିର ଲୋକରେ ଭାଷାଟୋ ସ୍ଵରହ୍ତା ନକରେ, କିଞ୍ଚି କିଞ୍ଚିମାନେ କରେ । ସମସ୍ତମନ୍ଦିରରେ ଭାଷାଟୋ ସ୍ଵରହ୍ତା କରେ ।

ଓ) ସ୍ଥିର କିନ୍ତୁ ଆଶଙ୍କା ଆଛେ (Stable but threatened): ଭାଷା ସମସ୍ତଦୟଟୋର ମନ୍ଦିର ଲୋକର ମାଜତେହି ଭାଷାଟୋର ସ୍ଵରହ୍ତା ଆଛେ, କିନ୍ତୁ ସଂଖ୍ୟାଗତ ଦିଶତ ସମସ୍ତଦୟଟୋ ଦୂର୍ବଳ ।


ଛ) ସୁରକ୍ଷିତ (Safe): ଭାଷାସମସ୍ତଦୟଟୋର ମନ୍ଦିର ଲୋକେଇ ଅର୍ଥାତ୍,

ଲୋକେ ଭାଷାଟୋ ବ୍ୟବହାର କରେ ।

ବିପନ୍ନ ଭାଷାର ପରିମାଣକ୍ୟା

ବର୍ତମାନ ପୃଥିବୀତ ଜୀରିତ ଭାଷାର ମନ୍ତ୍ରୀ ପ୍ରାୟ ହଜାର । UNESCO ର *Atlas of World's Languages*-ର ଉପ୍ରେକ୍ଷଣ ଅନୁସରି ବିପନ୍ନ ଭାଷାର ମନ୍ତ୍ରୀ— ୨୪୯୮ ; ଇହାରେ ୫୩୮ ଟା ଅତି ସଂକଟଜନକ (Critically endangered), ୫୦୨ ଟା ଅତି ସଂକଟଜନକ (Severely endangered) ଆରୁ ୬୦୭ ଟା ଅସୁରକ୍ଷିତ (unsafe) । ଇହାରେ ୧୯୯ ଟା ଭାଷାର ଜନମନ୍ତ୍ରୀ ୧୦ ଜନତକେ କମ ଆରୁ ୧୭୮ ଟା ଭାଷାର ଜନମନ୍ତ୍ରୀ ୧୦ ବିପନ୍ନ ଭାଷାର ଭିତରତ ଡେଭିଡ କ୍ରିଷ୍ଟେଲେ ତେବେତେବେ *Language Death* ପ୍ରତ୍ୟେ ଦେଖୁଓରା ବିପନ୍ନ ଭାଷାର ପରିମାଣକ୍ୟା ଅତି ଉଦ୍ଦେଗିଜନକ । କ୍ରିଷ୍ଟେଲେ ପରିମାଣକ୍ୟା ଅନୁୟାୟୀ, ପ୍ରାୟ ୫୦୦ ଭାଷାର ବକ୍ତାର ମନ୍ତ୍ରୀ ୧୦୦ ଜନତକେ କମ, ୧୦୦୦-ଟକେ କମ ମନ୍ତ୍ରୀକ ଲୋକେ ବ୍ୟବହାର କରା ଭାଷାର ମନ୍ତ୍ରୀ ପ୍ରାୟ ୧୫୦୦ ଆରୁ ପ୍ରାୟ ୩୦୪୦ ଟା ଭାଷାର ବକ୍ତାର ମନ୍ତ୍ରୀ ୧୦,୦୦୦ ବା ୧୦,୦୦୦ଟକେ କମ ।

UNESCO-ର *Atlas of World's Languages*-ର ପ୍ରକଳ୍ପିତ ତାଲିକା ମତେ ବିପନ୍ନ ଭାଷାର ମନ୍ତ୍ରୀ ଭାବରୁତେ ଆଟାଇତକେ ବେଛି । ଦ୍ୱିତୀୟ ସ୍ଥାନର ଆମେରିକା ଆରୁ ତୃତୀୟ ସ୍ଥାନର ଆଛେ ଇଣ୍ଡିଆନେହିଯା । ବିପନ୍ନ ଭାଷାର ମନ୍ତ୍ରୀ କ୍ରମେ ୧୯୬୮, ୧୯୨୮ ଟା ଆରୁ ୧୪୭ ଟା । ବିପନ୍ନ ଭାଷାର ମନ୍ତ୍ରୀ ଭାବରୁତେ ବେଛି ଯଦିଓ ମେଟ୍ରିବୋର ସଂରକ୍ଷଣ ଦିମ୍ୟତ ଏତିଯାଓ ଏବେ ବେଛି ଗୁରୁତ୍ୱ ଦିଯା ହୋଇ ନାହିଁ । ବହୁଭାଷିକ ରାଷ୍ଟ୍ର, ଯେନେ— ଭାବର, ଆମେରିକା, ଅନ୍ତ୍ରେଲିଯା, ଇଣ୍ଡିଆନେହିଯା, ପାପୁରା ନିଉଗିନିଯା ଆଦିତ ଉଦ୍ଦେଗିଜନକଭାବେ ହେଯ ଭାଷା ଲୁଣ୍ଠାତ ହେଛେ ନହିଁ ବହୁ ଭାଷା ଲୁଣ୍ଠାତ ଅରହ୍ତାତ ଆଛେ । ଇହାର କାରଣେ ନୋହୋଇ ନହିଁ । ପୃଥିବୀର ୧୦ ଶତାଂଶ ଭାଷାର ବକ୍ତାର ମନ୍ତ୍ରୀ ମାତ୍ର ୧୦ ଶତାଂଶ । ଇହାର ବିପରୀତେ ୧୦ ଶତାଂଶ ଭାଷା ପୃଥିବୀର ୧୦ ଶତାଂଶ ମାନୁହେ କରେ । ଅର୍ଥାତ୍, ୧୦ ଶତାଂଶ ଭାଷାର ବକ୍ତାର ମନ୍ତ୍ରୀ ନିଚେଇ ତାକର । ବେଖାଚିତ୍ରର ସହାୟତ ଇହାକ ଏନ୍ଦେରେ ଦେଖୁରାବ ପାରି—



ସମାଜଭାଷାବିଜ୍ଞାନ ।। ୧୨୩ ।।

कुन्द्र भाषिक सम्प्रदायसमूहवर बाजैनेतिक- अर्थनैतिक अनिश्चयता, १६८ कार्ये भुल भाषानीति आदि कारणात वृहत् जनसमष्टिर लगात एकीभूत होरावर प्रवणतावर फलातेहि भाषासमूहविप्रम वा नुगुणायापर्यायत उपनीत हैचे। एहि एकीभूत होरावर प्रवणतावर ओविते ह'ल— आर्थ-सामाजिक कारण।

२००३ चनत प्रकाशित एवन पत्रत इंडियनेक्स्ट्राइप्रार्मर्श आगवडाइचिल ये शिशुसकलक मातृभाषावर माध्यमे शिक्षा प्रदानव सुविधा दिव लागे।

“UNESCO supports mother tongue instruction as a means of improving educational quality by building upon the knowledge and experience of the learners and teachers.”

मातृभाषावर जरियाते शिक्षा ग्रहणव सुयोग पाले शिशुव प्राथमिक शिक्षावडेटिटो सर्वल ह'व आक लगाते भाषाटोव प्रति श्रद्धाव अटुट थाकिव। भावतवर्षतो १४ विहर वयासलैके बिनामूलीया आक बाध्यतामूळक शिक्षाव व्यवस्था कर्वा हैचे। संविधानात उप्लेख आहे—

“It shall be the endeavour of every state and of every local authority within the state to provide adequate facilities for instruction in the mother tongue at the primary stage of education to children belonging to linguistic minority groups.” (Article 350A)

बाट्रीय शिक्षानीतियेऽ १९६८ चनत आधिकारिक भाषावर जरियाते शिक्षा प्रदानव कथा उप्लेख करिहिल। १९५६ चनत बाट्रीय शिक्षा संघालकालये घोषणा कर्वा ‘त्रिभाषा सूत्र’व पिछत मुख्यमन्त्रीसकलव अधिवेशनात ग्रहण कर्वा हय। एहि सूत्र अनुसरी माध्यमिक शिक्षात तिनिटा भाषा थाकिव—इंग्रजी, स्थानीय भाषाटो आक हिन्दी। हिन्दी भाषी अधिकारित अन्य कोनो भावतीय भाषा वा इंडियाप्रिय भाषा शिकोरा ह'व। कार्यक्षेत्रत किञ्च एहि शिक्षा नीतिये संख्यालघु भावतीय भाषासमूहक सुवर्क्षा प्रदान करात कोनो धरणे सहाय नकरे। वरद्ध, चरकारी भाषा इंग्रजी आक हिन्दीव प्रचारव आक प्रसारत है एहि त्रिभाषा सूत्रही सहाय करिहे। बाजैसमूहतो बाजै भाषा आइन आहे यदि वा कायहीन। सकलो चरकारी काम-काज इंग्रजी भाषाव योगेदियेहि सम्पादन हय। ७८८ शिक्षाव माध्यमे इंग्रजी। प्राथमिक शिक्षा-दानव व्यवस्था यदि कुन्द्र स्थानीय भाषासमूहवर जरियाते करिव परा ग'लहेतेन तेण्ठे अनुत्तम कुन्द्र भाषासमूहव सुवर्क्षाव क्षेत्रत


समाजभाषाविज्ञान।। १२४।।

एटा योगाभाक पदक्षेप ह'लहेतेन। आनहाते, जनजातीय भाषासमूहव जरियाते शिक्षा प्रदान करातो केतवोव असुविधा आहे। येने— प्रायवोव भाषावेहि निजस्व लिपिनाहि, पाठ्यपृथिव अभाव। केरल मोर्खिक व्यपतहे भाषावोव अस्त्रित वर्तमान।

## जनजातीय भाषासमूहव सीमावद्धता

भावतवर्षर जनजातीय भाषावोव क्षेत्रत सतते देखा पोरा बैशिष्ट्यटो ह'ल— इवोव मात्र घरज्ज्ञा कथा-वेतवाव माजते सीमावद्धत। भावतवर्ष मुठ जनसंख्याव ७.०८ शतांशहे मात्र जनजातीय लोक। संख्यागत दिशत कम होराव वावेव एहि भाषासमूहव व्यवहारव सीमित। वेचिभाग भाषावे आको निजस्व लिपि नाहि। उत्तर-पूर्व भावतवर्ष असमीयाव वादे केरल टाई आक येहितेहि भाषावहे निजस्व लिपि आहिल। वर्तमान समयात असमर केतवोव जनजातीय भाषाव वावे वोमान, देवनागरी आक असमीया लिपि ग्रहण कर्वा हैचे। मोर्खिक साहित्यात चहकी विहर जनजातीय साहित्य एतियाव लिखित व्यपत संरक्षित होरा नाहि। शिक्षा वा अन्यान्य प्रसंगत भाषासमूहव व्यवहारव नहय।

तलत भावतवर्ष जनजातीय भाषासमूहव वकाव संख्या भावतवर्ष मुठ जनसंख्याव आधारत देखुवोरा ह'ल—



## संख्यालघु भाषा निर्णयव समस्या

जनजातीय भाषावोव परा आंतरि आहि आमि यदि केरल संख्यालघु भाषा बुलि कण्ठ, तेतिया केतवोव असुविधा आहि परे। कारण संख्यालघु भाषाव संज्ञा निर्धारण पद्धतिटोरेहि जटिल विषय। असमर

समाजभाषाविज्ञान।। १२५।।

জনগোষ্ঠীয় ভাষাসমূহে সংখ্যালঘু। উদাহরণ হিচাপে, কাশ্মীরী ভাষার কথা ক'ব পাৰি। প্রায় ৫৩ শতাংশ জন্মু-কাশ্মীৰীৰ লোকে ভাষাটো কয়। কিন্তু, জন্মু-কাশ্মীৰীৰ বাজ্য ভাষা হ'ল উদুৰ্দু, যিটো বাজ্যখনৰ ১ শতাংশতকৈ কম লোকে ব্যৱহাৰ কৰে। সেয়েহে, কোনো এটা ভাষাৰ বক্তৃতাৰ সংখ্যাৰ দিশৰ পৰা সংখ্যালঘু বোলাটো যুক্তিসঙ্গত নহয়। ভাষা একোটাৰ অৱস্থান বা গুৰুত্ব বাজ্যিক বা বাস্তুীয় পৰ্যায়ত কেনেকুৰা, তাৰ ওপৰত ভিত্তি কৰিবে ভাষা একোটাৰ মৰ্যাদা নিৰ্ণয় কৰিব পাৰি। আনফালে আকৌ, সংখ্যাগত দিশত ভাৰতত ইংৰাজী ভাষা সংখ্যালঘু, কিন্তু ইয়াৰ অৰ্থনৈতিক গুৰুত্বই ভাৰত তথা সমগ্ৰ বিশ্বতে ইংৰাজীক শক্তিশালী অৱস্থান দিছে। এই সকলো কথা চকুৰ আগত বাখি, ভাৰতীয় ভাষাবোৰক চাৰি ধৰণে ভাগ কৰি আলোচনা কৰিব পাৰি। ভাগবোৰ এনেধৰণৰ—

- ক) সংখ্যাগবিষ্ঠ আৰু শক্তিশালী, (যেনে— বাংলা, উডিয়া, মাৰাঠী, অসমীয়া, তামিল, তেলেঙ্গানা আদি)
- খ) সংখ্যাগবিষ্ঠ কিন্তু শক্তিহীন, (যেনে— জন্মু কাশ্মীৰৰ কাশ্মীৰী ভাষা)
- গ) সংখ্যালঘু কিন্তু শক্তিশালী, (যেনে— ইংৰাজী ভাষা)
- ঘ) সংখ্যালঘু আৰু শক্তিহীন, (যেনে— জনজাতীয় ভাষাসমূহ)

[Srivastava (1984)]

## উত্তৰ-পূৰ্ব ভাৰতৰ ভাষিক পৰিস্থিতি

উত্তৰ-পূৰ্ব ভাৰতৰ সকল সৰু জনগোষ্ঠীসমূহৰ প্রায়বোৰ ভাষাই বিপন্ন। নাগালেণ্ড আৰু অৱগাচল প্ৰদেশৰ বেছিভাগ ভাষাৰে অধ্যয়ন এতিয়াও হোৱা নাই। আকৌ, এটা জনগোষ্ঠীৰ ভাষা আন এটা জনগোষ্ঠীয়ে বুজি নাপায়। এনে অৱস্থাত তৃতীয় ভাষা এটাৰ প্ৰয়োজন হৈ পৰে। উদাহৰণ স্বৰূপে, নাগালেণ্ডৰ কথাই ক'ব পাৰি। নাগালেণ্ডত যোগাযোগৰ বাবে নাগামিজ ব্যৱহাৰ কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত বাস্তুভাষা হিন্দী আৰু ইংৰাজী মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লগা হয়। তেওঁলোকৰ থলুৱা ভাষাসমূহৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়। ইয়াৰ কাৰণ— লিপিৰ অভাৱ, শিক্ষাৰ উপযোগী পাঠ্যপুঁথিৰ অভাৱ, ভাষাটো সম্বন্ধে ভাষাবৈজ্ঞানিক আলোচনাৰ অভাৱ আদি সমস্যা। তদুপৰি চৰকাৰী ভাষানীতিও স্পষ্ট নহয় আৰু যি আছে তাকো বাস্তুৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহয়। এনেবোৰ কাৰণতে নিজ ভাষিক সম্প্ৰদায়ৰ

মাজতো ভাষাটোৰে স্বৰ্য্যাদা হেৰুৱাই অৱহেলিত হৈ পৰিবলৈ আৰণ কৰিছে। তলত উত্তৰ-পূৰ্বাঞ্চলৰ কেতোৰে ভাষাৰ বক্তৃতাৰ সংখ্যা দাঙি ধৰা হৈছে। এই পৰিসংখ্যাই ভাষাসমূহৰ আকাৰ সম্বন্ধে এটা ধাৰণা দিব পাৰিব—

অসমীয়া	১৩,১৬৮,৪৮৮
বৰো	১,৩৫০,৪৭৮
খাই	১,১২৮,৫৭৫
গাৰো	৮৮৯,৪৭৯
ককৰছক	৮৫৪,০২৩
মিৰ্জা	৬৭৪,৭৫৬
মিচিং	৩৯০,৫৮৩
কাৰ্বি	৩৬৬,২২৯
নিচি	১৭৩,৭৯১
আও	১৭২,৪৪৯
ছেমা	১৬৬,১৫৭
আদি	১৫৮,৪০৯
ৰাঙা	১৩৯,৩৬৫
কল্যাক	১৩৭,৭২২
টাংখুল	১০১,৮৪১
আঙামী	৯৭,৬৩১
ডিমাচা	৮৮,৫৪৩
মাৰ্গ	৭৭,৮১০
ফ্ৰ	৬৫,৩৫০
বিষুণপুঁয়া	(census report: 1991)
পৌমেইনাগা	১০১,৮৪১
মাৰ	১০১,৮৪১
টেছেনাগা	৮৫,০০০

বাঞ্ছনাগা	৪৫,০০০
ছান্তামনাগা	৩৯,০০০
যিমচুঙ্কু	৩৭,০০০
নক্তেনাগা	৩৫,০০০
চাংনাগা	৩১,০০০
জেমি নাগা	৩০,৮০০
নাগা পিজিন	৩০,০০০
জেইমি নাগা	২৯,০০০
দেউৰী	২৬,৯০০
খইবী নাগা	২৫,৬০০
থিয়ানমাগাম	২৫,০০০
মাৰামনাগা	২৫,০০০
তুত্চা নাগা	২৫,০০০
চোকৰী নাগা	২৪,০০০
থাংগাল নাগা	২৩,৬০০
আপাটানি	২৩,০০০
কোচ	২৩,০০০
খেজা নাগা	২৩,০০০
তিৱা	২৩,০০০
দক্ষিণ বেংমা নাগা	২১,০০০
লিয়াংমাইনাগা	২১,০০০
হাজং	১৯,০০০
মেৰিং নাগা	১৭,০০০
উত্তর বেংমা নাগা	১৩,০০০
পৌচুৰী	১৩,০০০
ইন্দু মিচিমি	১১,০৮১
(SIL Ethnologue estimate)	

### অসমৰ ক্ষুদ্ৰ ভাষাসমূহৰ অৱস্থিতি আৰু অসমীয়া ভাষা

অসমত প্ৰধানকৈ জনগোষ্ঠীয় ভাষাসমূহ লুপ্ত বা বিপন্ন হোৱাৰ এটা প্ৰধান কাৰণ হ'ল— অসমীয়া ভাষাৰ প্ৰাধান্য। অসংখ্য জনগোষ্ঠীয়লোকৰ বাসভূমি এই ভূখণ্ডত ইতিহাসে দুকি নোপোৱা কালৰে পৰা যোগাযোগৰ বাবে ‘ভাষা’ ব্যৱহাৰ হৈছিল। সংস্কৃতীয় মূলৰ ‘ভাষা’টো আহাৰৰ দিনত ৰাজভাষা হৈছিল আৰু এই ভূখণ্ডৰ প্ৰধান ভাষা হৈ পৰিছিল। পিছলে এই ভূখণ্ডৰ নামানুসৰি ‘ভাষা’টোৰ নাম অসমীয়া হয়। ‘অসমীয়া’ কোনো নৃগোষ্ঠী নহয়, অসম ভূখণ্ডৰ লোকসকলক বুজাৰলৈহে ‘অসমীয়া’ শব্দটোৰ ব্যৱহাৰ কৰা হৈছিল। যিসকল লোকৰ প্ৰথম ভাষা অসমীয়া তেওঁলোকহে অসমীয়া— এনে এটা ধাৰণা বিশ্ব শতিকাৰ প্ৰথমাৰ্ধৰ পৰা গঢ়ি তোলা হ'ল। সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত শক্তিশালী হিন্দুজনসমূহ আছিল প্ৰভাৱশালী। অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকল, এই হিন্দু প্ৰভাৱশালী চক্ৰটোৰ দ্বাৰা প্ৰভাৱিত হৈ ‘সংস্কৃতকৰণ’ বা ‘আৰ্�য়ীকৰণ’ৰ বোগেদি কিছু লোক হিন্দু সুন্তিমটোত একীভূত হৈছিল। শক্তিশালী আহোমসকল আছিল এই প্ৰক্ৰিয়াৰ প্ৰধান বাটকটীয়া। আহোমসকলে হিন্দুধৰ্ম গ্ৰহণ কৰাৰ লগতে ‘ভাষা’টোকো আদৰি ললে। টাই শাখাৰ ঐশ্বৰ্যশালী ভাষা ‘আহোম’ ক্ৰমে ক্ৰমে হৈৰাই গ'ল। তিব্বত-বৰ্মী গোষ্ঠীৰ মৰাণসকলেও অসমীয়া ভাষা প্ৰহণ কৰাৰ ফলস্বৰূপে মৰাণ ভাষাটোৱো বিলুপ্তি ঘটিল। অন্যান্য জনগোষ্ঠীসকলৰ ক্ষেত্ৰে দেখা গ'ল— যিসকল একীভূত হ'ল তেওঁলোক অসমীয়াভাষী হৈ পৰিল আৰু যিসকল এই প্ৰক্ৰিয়াৰ অংশ নহ'ল, তেওঁলোকৰ মাজত ভাষাটো জীয়াই থাকিল। সৰু সৰু জনগোষ্ঠীয় ভাষাসমূহ সংখ্যাগত দিশৰ পৰা সেয়ে বিপন্ন।

টাই শাখাৰ এটা অতি সংকটজনক ভাষা হ'ল খাময়াৎ। টাই খাময়াৎসকলে তেওঁলোকৰ নিজৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষাক প্ৰথম ভাষা ৰূপে গ্ৰহণ কৰিছে। UNESCOৰ Critically endangered language শিতানত বৰ্তমান এই ভাষাটোও আছে। UNESCOৰ পৰিসংখ্যা অনুযায়ী খাময়াৎভাষী ব্যক্তিৰ সংখ্যা ৫০জনমানহে। মাঘৰিটাৰ পাইৱেৰুখ গাঁৱৰ বয়োজ্যেষ্ঠ কেইগৰাকীয়ান লোকেহে মাত্ৰ ভাষাটো জানে। নতুন প্ৰজন্মই ভাষাটো নাজানে। অৱশ্যে কেতোৰ খাময়াৎ শব্দ (বিশেষকৈ সম্বন্ধবাচক শব্দ) তেওঁলোকে ব্যৱহাৰ কৰে। টাই শাখাৰ আন আন ভাষিক সম্প্ৰদায়—খামতি, ফাকিয়াল, টুৰ্কং আৰু আইন্সকল বিভাষিক

ৰা এহণাধিক। তেওঁলোকে ধৰত বা একে সম্প্ৰদায়ৰ ভিতৰত স্বসম্প্ৰদায়ৰ ভাৱত কথা পাতে আৰু বাহিৰত অসমীয়া ভাষা ব্যৱহাৰ কৰে। ফাকিয়াল, টুঁৰঁ আৰু আইনসকলৰ জনসংখ্যা যথেষ্ট তাৰুৰ।

ত্ৰিতৰ্বৰ্মী গোষ্ঠীৰ বিপন্ন ভাষা কেইটাৰ ভিতৰত উপ্লেখযোগ্য হ'ল— দেউৰী, তিৰা, বাড়া আৰু হাজং। দেউৰীলোকসকল প্ৰধানকৈ অসমৰ লক্ষ্মীপুৰ, ধৰেজি, ডিঙড়, শিৰসাগৰ, যোৰহাট আৰু তিনিচুকীয়া জিলাত বাস কৰে। ধৰ্মীয় ভিত্তিত এওঁলোকক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হয়— ডিবঙ্গীয়া, টেজাপনীয়া, পাটৰগঞ্জ আৰু বৰগঞ্জ। পাটৰগঞ্জসকলৰ ফৈদটো ডিবঙ্গীয়াসকলৰ লগত মিলি পৰিল বুলি কোৱা হয়। ডিবঙ্গীয়াসকলেহে মাত্ৰ দেউৰী ভাষা কয়। বাকীসকল সম্পূৰ্ণৰূপে অসমীয়াভাষী। ডিবঙ্গীয়াসকলো বিভাষিক। অসমীয়া এওঁলোকৰ দ্বিতীয় ভাষা।

নগাঁও, মৰিগাঁও, কামৰূপৰ দক্ষিণ-পূব অংশত, উত্তৰ লখিমপুৰৰ পূব অঞ্চলৰ কেইখনমান গাঁৱত আৰু তিতাৰৰ ওচৰৰ এখন গাঁৱত তিৰা বা লাসুংসকল বাস কৰে। কাৰি আংলং জিলাৰ পশ্চিমখণ্ডত আৰু জয়গুৰীয়া পাহাৰত বাস কৰা তিৰাসকলক পাহাৰবাসী বোলা হয়। ভৈয়ামত বাস কৰা তিৰাসকলৰ সবহ সংখ্যকেই অসমীয়াভাষী। দুই এখন গাঁৱতহে মাত্ৰ তিৰা ভাষা ব্যৱহাৰ কৰে। পাহাৰী তিৰাসকলৰ মাজতহে ভাষাটো বৈছেগৈ। পাহাৰী তিৰাসকলে সেয়ে ভৈয়ামৰ তিৰাক ‘দোৱান পুৰি খোৰা’ বুলি গালি পাৰে।

ভাষাৰ জৰিয়তে নৃসাংস্কৃতিক (ethnocultural) অভিব্যক্তি ব্যক্ত হয়। সমাজৰ লগত সমাজৰ সম্পর্ক, ব্যক্তিৰ লগত ব্যক্তিৰ সম্পর্কৰ ফলস্বৰূপত সাংস্কৃতিক বিনিময় হয়। কেতিয়াৰা সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক দিশত অধিক শক্তিশালী ফৈদটোৱে আপেক্ষিকভাৱে কম প্ৰভাৱশালী ফৈদটোক প্ৰভাৱিত কৰিছিল। অসমৰ নৃগোষ্ঠীসমূহক সামাজিক-সাংস্কৃতিক দিশত শক্তিশালী ফৈদটোৱে প্ৰভাৱিত কৰিছিল। অসমীয়া ভাষাটো, মূলতং আৰ্য ভাষা হ'লেও যোগাযোগৰ বাবে ভিন্ন নৃগোষ্ঠীয় লোকে ব্যৱহাৰ কৰোঁতে স্বভাষাৰ শব্দ আৰু গঠন ব্যৱহাৰ কৰি স্বসম্প্ৰদায়ৰ বিকল্পকূপ এটা তৈয়াৰ কৰি লৈছিল। এই বিকল্প কৃপত নৃসামাজিক জীৱন, ধৰ্মীয় বিধি-বিধান আদি পালন কৰিব পৰাকৈ উপযোগী হৈউঠাত ‘ভাষাটো’ গ্ৰহণযোগ্যতা বাঢ়িল। আনকি, ঘোষিক সাহিত্যৰো সৃষ্টি হ'ল। বিপৰীতে, স্বসম্প্ৰদায়ৰ ভাষা-

ব্যৱহাৰ সীমিত হৈ পৰিল।

এই প্ৰক্ৰিয়া, সকলো নৃগোষ্ঠীৰ ক্ষেত্ৰত অৱশ্যে সমানে প্ৰযোজ্য নহ'য়। কিষ্ট, যি কেইটা জনগোষ্ঠীয়ে অসমীয়ালৈ ভাষা পৰিৱৰ্তন কৰিছে বা এই পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বৰ্তমান অংশীদাৰ হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত ধাইকৈ তিনিটা কাৰকে কাম কৰিছিল—

প্ৰথম, আৰ্থ-সামাজিক দিশত অধিক সুযোগ আৰু সুবিধা;  
দ্বিতীয়, এক বৃহৎ সামাজিক পৰিৱেশৰ অংশদীৰ হৈ পৰাৰ সুযোগ আৰু  
সুবিধা।

তৃতীয়, স্বসম্প্ৰদায়ৰ ভাষাটোৰ বিকল্প কৃপত অসমীয়া ভাষাৰ জৰিয়তে  
গঢ়ি ৩০লিছিল, যাক নৃগোষ্ঠীয় উপভাষা বোলা হৈছে।

চতুৰ্থ, পৰিৱেশ অসুস্পৰি ন ক্ষেত্ৰত ভাষাটোৰ ব্যৱহাৰ নোহোৱা ত শুধু  
ভাষাসমূহৰ প্রতি বিয়োগাত্মক চিন্তা গঢ়ি উঠে আৰু স্বভাষা ব্যৱহাৰৰ প্রতি অৱহেলা  
প্ৰকাশ কৰে।

অসমীয়া ভাষাৰ ক্ষেত্ৰটো এতিয়া ইংৰাজী ভাষাই ভাবুকিৰ সৃষ্টি কৰিছে।  
অৰ্থনৈতিক বিশ্বায়নে সমাজ আৰু সংস্কৃতিৰ দ্রুত পৰিৱৰ্তন সাধিছে আৰু আৰ্থ-  
সামাজিক পৰিৱৰ্তনে ভাষা-ব্যৱহাৰতো পৰিৱৰ্তন দাবী কৰিছে। সমাজ আৰু  
সাংস্কৃতিক প্ৰভাৱৰ পৰা মুও ভাষাৰ ব্যৱহাৰ বাঢ়িছে। এনে ভাষাক কোৱা হৈছে  
secular linguistics।

এনে অৱস্থাত স্বসম্প্ৰদায়ৰ ইচ্ছা আৰু সচেতনতা হৈছে মাৰ শুধু ভাষাসমূহ  
জীয়াই ৰাখিব পাৰিব, যদিহে সম্প্ৰদায়টোৱে নিজৰ ভাষাটো প্ৰযোজনীয় বুলি  
ভাৱে।

## ভাষা আৰু ধৰ্ম

ভাষা যেনেকৈ মানবীয় আচৰণ, ধৰ্মও তেনেদৰে মানবীয় বিশ্বাস। ভাষা আৰু ধৰ্মৰ মাজেদি সাংস্কৃতিক কাৰ্যাবলী প্ৰকাশিত হয়। আকৌ, সমাজ একোখনত যিদৰে ভিন্ন শ্ৰেণীৰ মানুহ থাকে, তেনেদৰে ধৰ্মৰ ক্ষেত্ৰত ভিন্ন ধৰ্মাবলম্বী লোকৰো সহাৱস্থান হ'ব পাৰে। আনকি, একে ধৰ্মৰ মানুহৰ মাজতো বিশ্বাসৰ ক্ষেত্ৰত ভিন্ন ভিন্ন চিন্তা পৰিলক্ষিত হ'ব পাৰে। ভাৰ্ধিক সম্প্ৰদায় একোটাৰ মাজত ভিন্ন ধৰ্মৰ পৰিপ্ৰেক্ষিতত ভাষা বৈচিত্ৰেই দেখা দিব পাৰে।

অসমৰ পৰিপ্ৰেক্ষিততে যদি ভাষি বিচাৰ কৰিচাওঁ, তেতিয়া দেখিম হিন্দু আৰু মুছলমান লোকসকলৰ মাজত শব্দ ব্যৱহাৰৰ কেতবোৰ তাৰতম্য। এনে শব্দ ধৰ্মীয় ক্ষেত্ৰৰ লগত জড়িত হ'ব পাৰে, নাইবা দৈনন্দিন জীৱনৰ লগত জড়িত শব্দও হ'ব পাৰে। ধৰ্মীয় শব্দৰ লগত জড়িত কেতবোৰ শব্দ এনেধৰণৰ—

হিন্দু	মুছলমান
ভগৱান	আঞ্জা
নামঘৰ / মন্দিৰ	মছজিদ
স্বৰ্গ	বেহেন্ট
নৰক	দোজখ

সম্বন্ধবাচক শব্দৰ ক্ষেত্ৰতো কেতবোৰ এনে শব্দ আছে, যিবোৰ হিন্দু-মুছলমান ভেদে সুকীয়া সুকীয়া হয়। যেনে—

হিন্দু	মুছলমান
পিতা / দেউতা	আৰু
মা	আশ্মা
খুৰা	চাচা / কাকা
খুৰী	চাচী / কাকী
ককা	দাদা / নানা
আইতা	দাদী / নানী; ইত্যাদি।

দৈনন্দিন জীৱনত অন্যান্য কেতবোৰ শব্দও হিন্দু-মুছলমানৰ সুকীয়া। যেনে—

জলপান	নাস্তা
আপেল	চে'ব

নামৰ ক্ষেত্ৰতো হিন্দু, মুছলমান, আৰ্ণিয়ানৰ পাৰ্থক্য ধৰিব পাৰি। যেনে— হিন্দু মানুহ এজনে যিদেবে নামৰ আগত ‘শ্ৰী’ ব্যৱহাৰ কৰে, মুছলমান মানুহ এজনে ‘শ্ৰী’ৰ ঠাইত মহশ্মদ’ ব্যৱহাৰ কৰে। সাধাৰণতে দেখা যায়, মুছলমান পুৰুষসকলৰ নাম আঞ্জাৰ এশ নামৰ লগত জড়িত। অৱশ্যে, ইয়াৰ ব্যতিক্ৰিম নথকাও নহয়। যেনে— বাঘ হাজৰিকা। কিন্তু, হিন্দুৰ ক্ষেত্ৰত পূজা দেৱতাৰ নামৰ লগতে ধৰ্মনিৰপেক্ষ নামো দেখা যায়। অসমীয়া বহু মুছলমানৰ, বিশেষকৈ ধৰত মতা নাম ধৰ্মনিৰপেক্ষ কৰিব। মুছলমানৰ ক্ষেত্ৰতো সেইদৰে খান, বহমান, হক, উছেইন আদি উপাধি থাকে। অৱশ্যে, বহু অসমীয়া মুছলমানে চৌধুৰী, হাজৰিকা আদি উপাধি অতীজৰে পৰা লিখি আহিছে। হিন্দু লোকৰো সেইদৰে উপাধি, কেতিয়াৰা বৰ্ণসূচক (যেনে— শৰ্মা, কলিতা); কেতিয়াৰা গোষ্ঠীসূচক (গৈগৈ, সন্দিকৈ আদিয়ে আহোমসকলক প্ৰতিনিধিত্ব কৰে)। সৰহ সংখ্যক অসমীয়া মানুহৰ উপাধি আহোমৰ শাসন-ব্যৱস্থাৰ লগত জড়িত। যেনে— শহীকীয়া, হাজৰিকা, ফুকন, বৰফুকন, হিলোৰী, শেনচোৱা ইত্যাদি। জনগোষ্ঠীয় লোকসকলৰ উপাধিয়ে তেওঁলোকৰ ফৈদসমূহৰ পৰিচয় দিয়ে। কোনো কোনো জনগোষ্ঠীয় লোকৰ উপাধিয়ে ফৈদেৰ লগতে পুৰুষ-নাৰীৰ চিনাকিও দিয়ে। যেনে— কাৰ্বিসকলৰ বৎপী (পুৰুষ), বৎপীপী (মহিলা)।

ধৰ্মীয় কথোপকথন দৈনন্দিন জীৱনৰ কথোপকথনতকৈ পৃথক। হিন্দু পূজা-পাতলত যিদৰে সংস্কৃত ব্যৱহাৰ কৰা হয়, বৈষ্ণৱ পৰিশেষত সেইদৰে কথোপকথন অধিক সংস্কৃত আৰু নশ। ভগৱান বা আঞ্জাৰ কাষত মনুষ্য তেনেই ক্ষুদ্ৰ, ইয়াত ধনী-ধূৰ্যীয়া বুলি কথা নাই। ভগৱান, আঞ্জাৰ কাষত সকলো সমান। অনুষ্ঠানৰ কৃপা সকলোৰে পাব বিচাৰে আৰু সেয়ে নামঘৰ, মছজিদ বা গীৰ্জাত সকলো মানুহ অধিক নশ, অধিক সংস্কৃত। এই নশতা আৰু সংস্কৃত ব্যৱহাৰ ভাষাৰ জৰিয়তেও লক্ষ্য কৰা যায়।

ধৰ্মীয় কাষ-কাজত ব্যৱহাৰ কৰা ভাষাটো সদায় শিষ্ট কৰিব আৰু সংৰক্ষণীয়। কেতিয়াৰা আকৌ, ভাষাৰ ধৰ্মপদী কৰ একোটাৰ জৰিয়তেহে ধৰ্মীয় কাষ-কাজ সম্পাদন কৰা হয়। যেনে— ইছলাম ধৰ্মত আৰবী ভাষা, হিন্দু ধৰ্মত মঙ্গোচাবণ বা বৈদিক যাগ-যজ্ঞাদিত কেৱল সংস্কৃত ভাষাৰ জৰিয়তেহে কৰা হয়। ধৰ্মীয় ক্ষেত্ৰত ব্যৱহাৰ কৰা ভাষা-কৃপ দৈনন্দিন জীৱনত ব্যৱহৃত ভাষাতকৈ বেলেগ। ধৰ্মীয় ক্ষেত্ৰত ব্যৱহাৰ

কৰা নাধাত ভয়, ভঙ্গিৰ ভাৰ জড়িত হৈ থাকে। সেয়ে বিশুদ্ধতাৰ ওপৰত অধিক জোৰ দিয়া হয়।

তলত ধৰ্মীয় পৰিৱেশত অসমীয়া ভাষা ব্যৱহাৰৰ কেইটামান উদাহৰণ  
দাঙি ধৰা হ'ল—

নামধৰত শৰাই এখন আগবঢ়াইছোঁ।

দেউ, পূজা এভাগ আগবঢ়াৰ লাগিছিল।

গণেশজনাৰ মৃতি প্ৰতিষ্ঠা কৰিব লাগিব।

নামধৰত চাকি এগছ দি আহিলোঁ।

ধৰ্মীয় বিশ্বাসমূহ সাধাৰণতে পৰম্পৰাগত ঝৰত পালন কৰা হয়।  
পাপ-পুণ্য, ন্যায়-অন্যায়, আঞ্চলিক আদি দিশ ধৰ্মীয় চেতনাৰ লগত জড়িত।  
সেয়ে ভাৰ-ভাষা গান্ধীর্যময় ৰূপত প্ৰকাশ পায়, যিটো দৈনন্দিন জীৱনৰ  
কথোপকথনৰ লগত একে নহয়। কিছুমান বিশেষ শব্দৰ প্ৰকাশ লক্ষণীয়।  
যেনে—

‘নামধৰত শৰাই এখন আগবঢ়াইছোঁ।’

কিন্তু, ‘নামধৰত শৰাই এখন দিছোঁ বুলি নকয়।

‘গণেশজনাৰ মৃতি প্ৰতিষ্ঠা কৰিব লাগিব’।

কিন্তু ‘গণেশৰ বা গণেশজনৰ মৃতি প্ৰতিষ্ঠা কৰিব লাগিব’ বুলি নকয়।

‘নামধৰত চাকি এগছ দি আহিলোঁ।’

কিন্তু, ‘নামধৰত চাকিটো জুলাই আহিলোঁ বুলি নকয় বা কোৱা নহয়।

ধৰ্মীয় পৰিৱেশৰ কথা-ব্যৱহাৰত নথতা বিশেষভাৱে পৰিলক্ষিত হয় আৰু এই  
নথতাৰ প্ৰকাশৰ বাবেই অসমীয়াৰ ব্যক্তিবাচক সৰ্বনাম ‘মই’ ঠাইত ‘আমি’ ব্যৱহাৰ হয়।  
একেধৰণে আমি সএৰ পৰিৱেশৰ কথা ক’ব পাৰোঁ। সএৰ ভক্তমকলে ইজনে সিজনক  
সম্বৰ্ধনত ‘বাপ’ বুলি সম্বৰ্ধন কৰে। ‘কৃষ্ণ’, ‘কৃষ্ণ’— বুলি ইজনে সিজনক অভিবাদন  
জনায়। তুচ্ছ ৰূপ তইৰ ব্যৱহাৰ নহয়। বিপৰীতে অধিক মান্যাৰ্থৰ সৰ্বনাম ‘আপুনি’-  
ৰ প্ৰয়োগ বেছি। ‘ভাত’ৰ ঠাইত ‘অৱ’ বা ‘চাউল মুঠি’ শব্দ ব্যৱহাৰ কৰাৰ কাৰণ বৈৰাগ্য  
বা বিষয় সুখৰ লগত জড়িত। সমাজভাষাবিজ্ঞানীৰ কাৰ হ'ল, সমাজ একোখনত  
দেখা পোৱা ভাষা বৈচিত্ৰ্যৰ আলোচনা কৰা আৰু ভাষা বৈচিত্ৰ্যৰ কাৰণসমূহ বিচাৰি  
উলিওৱা। ধৰ্মীয় পৰিৱেশে সৃষ্টি কৰা ভাষিক ভিন্নতা সেয়ে সমাজভাষাবিজ্ঞানীৰ বাবে  
ওখন সাৰুৱা আলোচনাৰ ক্ষেত্ৰ।

সমাজভাষাবিজ্ঞান ॥ ১৩৪ ॥

## অমাৰ্জিত বা ৰচিতীন শব্দ (Slang word)

সাধাৰণ লঘু কথনত (speech) বজাই এনে কেতোৰ ৰূপ ব্যৱহাৰ  
কৰে যিবোৰৰ অৰ্থ অভিধানত হয়তো বিচাৰি পোৱা নাযায় বা অভিধানত  
উল্লেখ থকা অৰ্থত প্ৰয়োগ নহয়। লঘু, অনানুষ্ঠানিক এনেবোৰ ভাৰ প্ৰকাশক  
শব্দ বা শব্দাংশকে অমাৰ্জিত (slang) ৰূপ বুলি কোৱা হয়।

“Colloquial refers to conversation, particularly informal conversation. Slang and colloquial are similar in that they are thought of as more indicative of spoken language than formal, written language. In fact, some people might consider slang to be a special variety of colloquial speech.” (*McGraw-Hill's Dictionary of American Slang and Colloquial Expressions*)

আনুষ্ঠানিক লিখিত ৰূপত এনেবোৰ শব্দ বা শব্দাংশ সাধাৰণতে ব্যৱহাৰ  
কৰা নহয়। কিন্তু, কথোপকথনত ইয়াৰ প্ৰয়োগ ব্যাপক। অভিধান প্ৰণৱাসকলেও  
অমাৰ্জিত শব্দবোৰক অভিধানত অনুভূতি কৰাৰ প্ৰতি আগ্ৰহী নহয়। অমাৰ্জিত  
শব্দ সম্পর্কে Greenough আৰু Ketteridge-এ কৈছে—

‘Slang is commonly made by the use of harsh, violent or ludicrous metaphors, obscure analogies, meaningless words and expressions derived from the less known and less esteemed vocations or customs.’

Greenough আৰু Ketteridge-এ উল্লেখ কৰা ‘ৰূপক’ৰ প্ৰসঙ্গ  
গুৰুত্বপূৰ্ণ। কাৰণ ই ব্যৱহাৰকাৰীৰ মনৰ ক্ষেত্ৰ, বিৰাগ আদি প্ৰকাশ কৰাৰ  
লগতে মানসিকভাৱে সংষ্টিত প্ৰদান কৰে। সেয়ে অমাৰ্জিত শব্দসমূহ, ৰূপক

সমাজভাষাবিজ্ঞান ॥ ১৩৫ ॥

হিচাপে ব্যরহার উল্লেখযোগ্য। অমার্জিত ক্ষপবোৰ সাধাৰণতে অস্থায়ী। সময়ৰ লগে লগে নতুনত লৈ ভাষাত বৰ্তি থাকে।

কথোকথনত অমার্জিত ক্ষপবোৰৰ প্ৰয়োগ ব্যাপক। সৃষ্টিশীল সাহিত্যত বিশেষকৈ গল্প, উপন্যাস আদিত এইবোৰৰ প্ৰয়োগ লক্ষ্য কৰা যায়, পৰিৱেশ বা অভিপ্ৰেত অৰ্থক বাস্তৱসমূহত ক্ষপত দাঙি ধৰাত এই ক্ষপবোৰ সহায়ক হয় বুলিয়েই। সমাজভাষাবিজ্ঞানিক দৃষ্টিভঙ্গীৰে ভাষাৰ এই ক্ষপবোৰ প্ৰথমাৰস্থাত আলোচনা কৰা হোৱা নাছিল যদিও বৰ্তমান ভাষা-ব্যৱহাৰৰ আলোচনাত ইয়াক শুৰুত দিয়া হৈছে। সমাজভাষাবিজ্ঞানত যিহেতু ভাষিক বৈচিত্ৰ্য আৰু এই ভাষিক বৈচিত্ৰ্যৰ কাৰণসমূহ জানিবৰ চেষ্টা কৰা হয়, সেয়ে অমার্জিত ক্ষপবোৰৰ জৰিয়তে প্ৰকাশ পোৱা ভাষিক বৈচিত্ৰ্য আলোচনা কৰাৰ লগতে এই ভাষিক বৈচিত্ৰ্যৰ আঁৰত থকা সামাজিক কাৰণসমূহো জানিবৰ চেষ্টা কৰা হয়। সেয়ে I. I.. Allen-এ কৈছে—

"Slang is more sociological than a purely linguistics idea..". ( 2001-265)

‘অঞ্চলিক ডিক্সনেৰী’ত slang-ৰ অৰ্থ দিয়া হৈছে এনেধৰণে—

"a type of language consisting of words and phrases that are regarded as very informal, are more common in speech than writing, and are typically restricted to a particular context or group of people."

অৰ্থাৎ, ‘শব্দ আৰু শব্দৰ জোঁটৰে গঠিত এক প্ৰকাৰৰ ভাষা, যি অনানুষ্ঠানিক, লিখিত ক্ষপতকৈ কথিত ক্ষপত সহজলভ্য আৰু সাধাৰণতে এক বিশেষ প্ৰেক্ষাপট বা দলৰ ভিতৰত সীমাবদ্ধ।’

E. Mattiello-এ *An Introduction to the English Slang* নামৰ গ্ৰন্থত slang-ৰ সংজ্ঞা দাঙি ধৰিছে এনেদৰে—

‘সাধাৰণ কথিত ক্ষপব শব্দতকৈ অদীৰ্ঘস্থায়ী আৰু ব্যৱহাৰকাৰীয়ে গঢ় দি লোৱা, প্ৰায়ে ধেমলীয়া, মফচলীয়া সহাৰস্থানৰ কেতবোৰ অনানুষ্ঠানিক, অমানক শব্দ আৰু বাক্যাংশ।’

‘..informal, nonstandard words and phrases generally shorter lived than the expressions of ordinary colloquial speech and typically formed by creator,

সমাজভাষাবিজ্ঞান।। ১৩৬।।

often witty juxtapositions of words or image." (4-50)

অভিধানসমূহত সাধাৰণতে দুটা দিশৰ ওপৰতে গুৰুত্ব দি slang-ৰ সংজ্ঞা নিৰ্ণয় কৰা হৈছে— প্ৰথম, অমার্জিত শব্দবোৰ কোনো এখন সমাজৰ উপদল বা উপসাংস্কৃতিক গোষ্ঠীসমূহৰ বিশেষ আৰু অনিয়ন্ত্ৰিত কথন। দ্বিতীয়তে, এই শব্দবোৰ অন্যান্য কথিত ক্ষপৰ ব্যৱহাৰতকৈ অনানুষ্ঠানিক (informal) আৰু অগতানুগতিক (unconventional)।

ইংৰাজী slang শব্দটোৰ উৎস সম্বন্ধে বিশেষ জনা নাথায় যদিও ১৭৫০ চন মানৰ পৰা ইয়াৰ ব্যৱহাৰ পোৱা যায়। অমার্জিত ভাষা-ব্যৱহাৰক ‘পথৰ ভাষা’ (street language) বুলিও অভিহিত কৰা হৈছিল। মূলতঃ slang অপৰাধীসকলৰ অসংস্থৃত বা নিম্ন পৰ্যায়ৰ লোকৰ কঢ়িহীন ভাষাক বুজাৰলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু, পিছৰ পৰ্যায়ত লাহে লাহে সমাজৰ আন আন উচ্চ বা নিম্ন বুলি পৰিগণিত উপসাংস্কৃতিক গোষ্ঠীৰ ভাষাকো নিৰ্দেশ কৰিবলৈ আৰম্ভ কৰিলৈ। সেইদৰেই slang হৈ পৰিল সাধাৰণ কথোকথনত বহুলভাৱে ব্যৱহৃত অথচ অগতানুগতিক আৰু অমানক ক্ষপ।

Slang ৰ উৎপত্তি সম্পর্কেও এলেনে কৈছে—

"Slang first emerged in abundance where diverse peoples met at the cultural crossroads of the ancient market city; it flourished in the more diverse and occupationally interdependent medieval city. For the same but more complex reasons in the nineteenth century, slang became part of the life of modern cities, or more validly today, of modern society in general. By its very nature slang emerges from the organisation of diverse society and in small ways serves both to maintain and to change social structures, or the power relationship among social groups. Slang is a necessary and inevitable cultural product of a plural, complex, dynamic and highly interdependent modern society."

ইংৰাজী ভাষাত slang সম্বন্ধে যথেষ্ট আলোচনা হৈছে। Francis

সমাজভাষাবিজ্ঞান।। ১৩৭।।

Grose-এর *Classical Dictionary of the Vulgar Tongue* (1785), (DICTIONARY OF American Slang, p-4) নামৰ অভিধানখনকে এনে বিষয়ৰ প্রথম প্রচেষ্টা বুলি কোৱা হয়। দুটা তাঙ্গৰণ পাছত পাছত ইয়াৰ সংবৰ্ধিত ৰাপ *Lexicon Balatronicum: A Dictionary of Buckish Slang*(1811) প্ৰকাশ পায়। তাৰপিছত ক্ৰমে John C. Hotten-এ *A Dictionary of Modern Slang, Cant, and Vulgar Words* (1859), Professor Albert M.V. Barrere-ৰ *Argot and Slang: A New French and English Dictionary* (1887), John Stephen Farmer আৰু William Ernest Henley-ৰ দুটা খণ্ডৰ *Slang and Its Analogues* (1890), Eric Partridge-এ *A Dictionary of Slang and Unconventional English* (1937) প্ৰকাশ পায়। এইসমূহৰ পাছতো অনেক অভিধান বৈধনা কৰা হৈছে আৰু slang সম্পর্কে থকা পূৰ্ব ধাৰণাৰো সলনি হৈছে। সাহিত্যিক ইয়াৰ প্ৰয়োগ হৈছে আৰু আনকি বহু বিখ্যাত বাতৰি কাকত, আলোচনী আদিৰ শিরোনামতো slang শব্দৰ প্ৰয়োজনৰ লক্ষ্য কৰা গৈছে। ইয়াৰ উপৰি slang বা অমাৰ্জিত শব্দৰ প্ৰয়োগৰ কাৰণ, সামাজিক আৰু সাংস্কৃতিক পশ্চাদপত্ৰ বা সমাজভাষাবিজ্ঞানিক দৃষ্টিকোণেৰে এইবোৰৰ বিচাৰ-বিশ্লেষণৰো চেষ্টা ১লিছ।

*Dictionary of American Slang*-ত slang শব্দবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰি আলোচনা কৰিছে— মুখ্য (primary) আৰু গৌণ (secondary)। 'মুখ্য' অমাৰ্জিত ৰাপবোৰ হ'ল— উপসাংস্কৃতিক সদস্যসকলৰ কথন, যি তেওঁলোকৰ বাবে প্ৰাকৃতিক আৰু স্বভাৱসিদ্ধ, কিন্তু নিশ্চিতকৈ অনিস্কলৰ বাবে কোনোবাটো প্ৰহণ কৰা হ'ব প্ৰয়োজনতকৈ বিকল্প হিচাপেহে। কৈশোৰসকলৰ বেছিভাগ কথা আৰু নগৰীয়া পদপথৰ দলসমূহৰ ভাষা ইয়াৰ প্ৰধান উদাহৰণ। গৌণ অমাৰ্জিত ৰাপবোৰ প্ৰকৃততে প্ৰতিনিধিত্বকাৰীভূকৈ শৈলী সংগ্ৰহীয় পছন্দহৈ।'

'Primary slang is the speech of subculture members, natural and pristine to them, but certainly only an alternative to the rest of us, something to be chosen rather than required. Much of teenage talk and the speech of urban street gangs are examples

of primary slang. ..... Secondary slang is a matter of stylistic choice rather than true identification.' (p-4)

এই খিনিতে এটা গুৰুত্বপূৰ্ণ প্ৰসঙ্গ উপ্লেখৰ প্ৰয়োজন। অমাৰ্জিত ৰাপৰ ধাৰণাটো তেড়িয়াহে আহিব যেতিয়া ভাষাৰ মান (standard) ৰাপ এটা থাকিব।

*Dictionary of American Slang*-ত কোৱা হৈছে—  
'Slang is a universal mode of speaking, as old as humankind.'

এই অমাৰ্জিত ৰাপবোৰ কথিত ৰাপৰ বাক্ষৈলী ৰাপে পৰিচিত। যিহেতু ই কথা কোৱাৰ এক বেপৰোৱা শৈলী আৰু এক নিৰ্দিষ্ট সমূহ বা দলৰ বা সাংস্কৃতিকসমূহৰ অংশীদাৰীভূত চিহ্ন। অভীজতে তথাকথিত নিম্নসমাজৰ লোকৰ কথনক অমাৰ্জিত ৰাপ কোৱা হৈছিল। ভাৰতবৰ্ষত এটা সময়লৈকে সংস্কৃত ভাষাক মান্য আৰু প্ৰাকৃতসমূহক নিম্নস্তৰৰ বুলি গণ্য কৰা হৈছিল। প্ৰাকৃতসমূহৰ ভিতৰতো আকো মহারাষ্ট্ৰীক উচ্চমানৰ আৰু মাগধী প্ৰাকৃতক নিম্নশ্ৰেণীৰ লোকৰ ভাষা বুলি গণ্য কৰা হৈছিল। প্ৰাকৃততো যেতিয়া সাহিত্যৰ সৃষ্টি হ'ল তেড়িয়া আকো লিখিত আৰু কথিত ৰাপ বুলি অভিহিত হ'ল। প্ৰাদেশিক ভাষাবোৰকো সেইদৰে প্ৰথমাৰস্থাত নিম্নস্তৰৰ ভাষা বুলি গণ্য কৰা হৈছিল। অৰ্থাৎ, ভাষাৰ মান ৰাপটো এটা পূৰ্বস্থিতিগত আপেক্ষিক ধাৰণা। সেয়ে পৰ্যায়ক্ৰমে এই ৰাপবোৰ সম্পর্কে ধাৰণা সলনি হৈ থাকে। ইয়াৰ পৰা অনুমান কৰা একো অসুবিধা নহয় যে ধৰনিগত, ব্যাকবণগত, বাক্যগত নিৰ্দিষ্ট নিয়মৰ দ্বাৰা আবদ্ধ ৰাপটো সংস্কৃত বা মান্য আৰু দৈনন্দিন কথিত ৰাপৰ ভাষা বা অনানুষ্ঠানিক পৰিৱেশত ব্যৱহাৰ ভাষাটো অসংস্কৃত বা অমাৰ্জিত।

সকলো শ্ৰেণীৰ লোকৰ মাজতে অমাৰ্জিত ৰাপটো ব্যৱহাৰ হয়। শিক্ষিত, মৰ্যাদাৱান, ক্ষমতাধিকাৰী, ল'বা-বৃত্তা, মহিলা সকলোৱেই এই অমাৰ্জিত ৰাপসমূহ ব্যৱহাৰ কৰে। কিন্তু প্ৰভেদ এইখনিতেই যে অমাৰ্জিত ৰাপটো অনানুষ্ঠানিক আৰু নিৰ্দিষ্ট বৰ্গৰ মাজত সীমাবদ্ধ। সেয়ে শ্ৰেণীভেদে, পৰিৱেশভেদে অমাৰ্জিত ৰাপবোৰ প্ৰয়োগ সুকীয়া।

অমাৰ্জিত ৰাপবোৰ কথিত ৰাপতোই চলি থাকে আৰু ইয়াৰ বিৰতন কথিত ৰাপৰ মাজতেই হয়। এই ৰাপবোৰৰ অৰ্থ, পৰিৱেশ সাপেক্ষ আৰু

প্রসঙ্গে ওপৰত নির্ভরশীল। অর্থাৎ, অভিধানত হ'কা মার্জিত শব্দ এটিও প্রসঙ্গ আৰু পৰিৱেশত অমার্জিত হৈ পৰিব পাৰে। যেনে— ‘বেঙেনা’ শব্দৰ অভিধানগত অৰ্থ হ'ল— এবিধ পাচলি! কিন্তু, ল'ৰা এজনে তেওঁৰ বক্ষু-বাঞ্ছৰৰ সম্মুখত ‘আজি বহুত বেঙেনা খালোঁ’ বুলি ক'লে কিন্তু তাৰ অৰ্থ ভিন্ন হৈ পাৰে। এনে বাক্য বা শব্দাংশ যদি আনুষ্ঠানিক পৰিৱেশত প্ৰয়োগ কৰা হয়, তেনেহ'লে তাৰ প্ৰয়োগ অমার্জিত হ'ব।

অমার্জিত ৰূপবোৰৰ ক্ষেত্ৰত লক্ষ্য কৰা যায়— এফালে ই কথন (speech)-ক নতুনত্ব দিবলৈ চেষ্টা কৰে, আৰু আনফালে দ্রুতভাৱে নতুন শব্দ সৃষ্টি কৰে। শব্দবোৰৰ হৃষ্কা঳ীন জনপ্ৰিয়তা— যেন বাকদৰ দৰে হঠাতে উজ্জল হৈ ভুলি উঠে আৰু হঠাতে নাহিকিয়া হৈ যায়।

সমাজ একোখনত বিভিন্ন শ্ৰেণী বা সংৰক্ষণ সমূহ বা দল থাকে। সামাজিক, সাংস্কৃতিক, আভিজ্য্যতা, প্ৰতিপত্তি, শিক্ষিত-অশিক্ষিত, মৰ্যাদাৰ দিশৰ পৰা এই শ্ৰেণীসমূহৰ মাজত পাৰ্থক্য পৰিণক্ষিত হয়। এনে পাৰ্থক্যই ভাষা-ব্যৱহাৰৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰে। কথিত ৰূপৰ ক্ষেত্ৰতো ভাষাৰ কেইটাও ঝপ লক্ষ্য কৰা যায়। একে বয়সৰ, একে ধৰণৰ চিঞ্চা-চৰ্চা কৰা লোকৰ মাজত, একে ধৰণৰ কাম-কাজ কৰা লোকৰ মাজত সাধাৰণতে সম্পৰ্কটো আন্তকৈ গাঁ হয়। আনুষ্ঠানিক কথা-বতৰাবোৰ মান্য কথিত ৰূপত আৰু আনুষ্ঠানিক কথা-বতৰাবোৰ সাধাৰণতেই বিধাইনভাৱে প্ৰকাশ হয়। এনে অৱস্থাত ভাষায়ো আনুষ্ঠানিকতাক অতিক্ৰমি যায়।

অমার্জিত ৰূপবোৰ অমার্জিত হয় নে নহয়, সিও পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। কথাটো এনেধৰণে ক'ব পাৰি— আমাৰ অসমীয়া গ্ৰাম্য সমাজত ‘দেউতা শ'চ কৰিবলৈ গৈছে’ বা ‘দেউতা পায়খানালৈ গৈছে’ বা ‘দেউতা হানিবলৈ গৈছে’। বাক্য কেইটাক কেতিয়াও অমার্জিত ৰূপ বুলি বিৱেচনা কৰা নহয়। অৱশ্যে ইয়াৰো এটা ‘মান’ ৰূপ আহে। যেনে— ‘দেউতা বাহিৰ ফুৰিবলৈ গৈছে’। কিন্তু কথনত এনে ব্যৱহাৰ কাটিংহৈ হয়। বিপৰীতে, নগৰীয়া সমাজত কিন্তু ওপৰত উল্লিখিত ৰূপসমূহক অমার্জিত ৰূপ বুলি গণ্য কৰা হয়। ওপৰৰ তিনিটা ৰূপৰ সলনি নগৰত ব্যৱহাৰ কৰা হয়— ‘দেউতা বাথৰমলৈ গৈছে’। বৰ্তমান সময়ত কেওবোৰ অসমীয়া ৰূপক অমার্জিত বুলি বিৱেচনা

কৰি তাৰ ঠাইত ইংৰাজী শব্দৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। ‘মানুহগৰাকী প্ৰেগনেন্ট’, টয়লেট গৈ আহেঁ’ আদি বাক্য যিমান সহজতে কোৱা যায়, ‘মানুহগৰাকী গৰ্ভৱতী’, ‘পেছাৰ কৰি আহেঁ’ বুলি ক'বলৈ বক্তাই অসুবিধা বোধ কৰে। এই অসুবিধাৰোধৰ কাৰণ— ‘গৰ্ভৱতী’ বা ‘পেছাৰ’ শব্দটো অমার্জিত বুলি কৰা অনুভৱ। গৰ্ভৱতী শব্দটো অসমীয়াত টেবু শব্দ। সেয়ে ‘গৰ্ভৱতী’ শব্দৰ সলনি ‘গাত লেঠা’ বা ‘গা ভাৰী’ আদি ব্যৱহাৰ কৰা হয়। ঠিক তেনেধৰণে ‘পেছাৰ’ শব্দটোৰ কাৰণে ‘সৰু পানী’ ব্যৱহাৰ কৰা হয় যদিও ব্যৱহাৰ তেনেই সীমিত।

যৌন অঙ্গসমূহ, যৌন প্ৰত্ৰিয়াৰ লগত জড়িত শব্দসমূহ, দেহৰ অলাগতিয়াল পদাৰ্থ নিৰ্গমনৰ অঙ্গসমূহৰ নাম বা সেইবোৰ বৰ্জনৰ পদ্ধতি, মহিলাৰ মাহোকীয়া ঝাতুপ্রাৰ, ঝাতুপ্রাৰৰ লগত জড়িত অন্যান্য শব্দৰাজি অসমীয়াত টেবু শব্দ বুলি গণ্য কৰা হয়। অর্থাৎ, এইবোৰ অমার্জিত বুলি গণ্য কৰা হয়। লগতে গালিবাচক শব্দবোৰ, অপদেৱতা বা ভূত-প্ৰেত আদিৰ লগত জড়িত শব্দসমূহ, কুঅভিপ্ৰায়ৰ যাদু-মন্ত্ৰ, বেমাৰ-আজাৰৰ লগত জড়িত শব্দ, মৃত্যুৰ লগত জড়িত শব্দ আদিও ‘টেবু’ আৰু অমার্জিত বুলি বিৱেচিত।

অশিক্ষিত আৰু সমাজৰ পৰা অৱহেলিত তথাকথিত নিম্নশ্ৰেণীৰ লোকৰ মাজতো অমার্জিত শব্দ ব্যৱহাৰৰ পয়োভৰ লক্ষ্য কৰা যায়। সাধাৰণতে চোৰ-ডকাইত আদি অপৰাধীসকলৰ মাজত অমার্জিত ৰূপৰ প্ৰয়োগ বহুল। অৱশ্যে উল্লেখ কৰা উচিত হ'ব যে এনে অমার্জিত ৰূপৰ প্ৰয়োগ সকলো বয়সৰ লোকৰ মাজতে হয়। কিন্তু, সকলো বয়সৰ লোকে অমার্জিত ৰূপ ব্যনহাৰ কৰে যদিও বিশেষ একেটা বৰ্গৰ মাজতহে এনে ৰূপৰ ব্যৱহাৰ সীমাবদ্ধ। পেছা অনুযায়ীও নিৰ্দিষ্ট বৰ্গৰ লোকৰ মাজতহে অমার্জিত ৰূপসমূহৰ ব্যৱহাৰ হয়। আনকি, মহিলাসকলৰ ভাষা-ব্যৱহাৰতো এনে অমার্জিত ৰূপৰ পয়োভৰ দেখা যায়। এই বিধয়ে এলেনে লিখিছে—

*Sociolinguistic reports that until 1970s atleast, women used less slang than men and even if they knew its meaning, used it in few social situations.’*  
(*Slang: Sociology*)

এই slang বা অমার্জিত শব্দবোর কিশোর বা যুৱকসকলৰ লগত বিশেষভাৱে জড়িত। সাধাৰণতে, স্কুললৈ যোৱাৰ পাছৰ পৰাই সময়বয়সৰ কিশোৰ-কিশোৰীসকলৰ সামাজিকীকৰণৰ প্ৰতিনিয়া আৰম্ভ হয় আৰু ইয়াৰ ফলতেই তেওঁলোক অমার্জিত শব্দ আহৰণৰ প্ৰতি আগ্ৰহী হয়। সময়বয়সৰ বন্ধু-বাঞ্ছৰীৰ মাজত এনেবোৰ শব্দ বা শব্দাংশৰ ব্যৱহাৰ আৰম্ভ কৰে আৰু লাহে লাহে এনেবোৰ শব্দ ব্যৱহাৰত অভ্যন্ত হৈ পৰে। অমার্জিত ৰূপৰ ব্যৱহাৰ কেতিয়াৰা ফেছনো হৈ পৰে। আকথণীয় ৰূপৰ ব্যৱহাৰেৰে অভিপ্ৰেত বক্তব্যক অধিক মনোগ্ৰাহী ওথা সৰস কৰাৰ প্ৰচেষ্টাত ন ন শব্দ বা শব্দাংশৰ ব্যৱহাৰ কৰিব বিচাৰে। কিশোৰ অৱস্থাত অমার্জিত শব্দ ব্যৱহাৰ কৰাৰ এটা প্ৰধান কাৰণ হ'ল— ভাব প্ৰকাশৰ বাবে বিকল্প শব্দ ব্যৱহাৰৰ অভাৱ অনুভৱ। তেওঁলোকৰ শব্দ-সংখ্যা সীমিত। বিকল্প শব্দ ব্যৱহাৰৰ বিষয়েও অঞ্জ। ইয়াৰ লগতে অৱশ্যে থাকে— মুকলি মনৰ অকপট অভিব্যক্তিৰ প্ৰচেষ্টা। কাৰণ, বৰ্কন তাৎ নাথাকে। সেয়ে, দল বা সমূহৰ (বন্ধু-বাঞ্ছৰ) অংশীদাৰ হোৱাৰ প্ৰচেষ্টাত এনে অমার্জিত ৰূপৰ ব্যৱহাৰ প্ৰয়োজনীয় বুলি অনুভৱ কৰে। কিশোৰসকলে ব্যৱহাৰ কৰা ৰূপৰ উদাহৰণ এনেধৰণৰ—

‘আজি স্কুলত বছত জমনি হ'ল।’  
 স্কুলডালত গৈ একদম ব'ৰ লগা হ'ল।  
 ‘চিনেমাখন চাই বিৰাট মস্তি লাগিল।’  
 ‘স্কুলত বছত জেং লাগিল।’  
 ‘পেপাৰ গেহেৰা কমন পৰিছো।’ ইত্যাদি।

কিশোৰসকলে স্কুলত ব্যৱহাৰ কৰা অমার্জিত শব্দৰূপবোৰ প্ৰয়োজন অনুসাৰে পুনৰনিৰ্মাণ কৰি লয় আৰু কথোকথনৰ জৰিয়তে সিবোৰৰ প্ৰয়োগ নিজৰ দলৰ ভিতৰত কৰে। ইয়াৰে কোনোবাটোৱে জনপ্ৰিয়তা লাভ কৰি প্ৰসাৰ লাভ কৰে। সাধাৰণতে স্কুলৰ অমার্জিত ৰূপবোৰ স্কুলীয়া জীৱনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে।

কিশোৰসকলৰ অমার্জিত ৰূপৰ ব্যৱহাৰতকৈ ডেকা-গান্ধৰ অমার্জিত ৰূপৰ প্ৰয়োগ ভিন্ন। ডেকা-গান্ধৰসকলৰ ভাষাত বিপৰীত লিঙ্গৰ আলোচনাই সাধাৰণতে অগ্ৰাধিকাৰ পায়। ছোৱালীৰ ক্ষেত্ৰে আকো ঈৰ্যা কেন্দ্ৰিক বিন্দুপাখ্যক

মন্তব্য লক্ষণীয়।

অভিধানত থকা শব্দবোৰক অভিধা অৰ্থত প্ৰয়োগ নকৰি সেই শব্দবোৰত আন অৰ্থ আৰোপ কৰি বুদ্ধিমুণ্ড ৰূপত ব্যৱহাৰ কৰাটো লক্ষণীয়। যেনে— অভিধা অৰ্থত ব্যৱহাৰ নকৰি ‘মূৰ’ বুজাৰলৈ ব্যৱহাৰ কৰা শব্দ হ'ল— নাৰিকল, মিটাৰ, টেমা, হে'ড অফিচ, দিমাক(গ)।

টেমা গৰম।  
 হে'ড অফিচ থালি।  
 মিটাৰ গৰম।  
 নাৰিকলত একো নাই।

ঠিক এনেধৰণৰ আন কেতোৰে উদাহৰণ হ'ল—

‘এইমাৰ মোৰ মূৰত এটা আইডিয়াই ক্লিক কৰিলে।’  
 ‘মানুহটো মন্ত কামোৰ।’  
 ‘আজি বছত বেঙেনা থালো।’  
 ‘আবে’ বেছি নকৰিবি, ফলি দিম।’  
 ‘চেনি থাই আছে বে।’ ইত্যাদি।

কিশোৰসকলে তেওঁলোকৰ বয়োজেষ্টসকলতকৈ (যেনে— পিতৃ-মাতৃ বা ককায়েক আদিতকৈ) পথক বুলি দেখুৱাবলৈ যত্ন কৰাৰ ফলশৰ্তিতেই বিশেষ বৰ্গৰ ভিতৰত আবদ্ধ অমার্জিত শব্দ ব্যৱহাৰৰ যত্ন কৰে।

অমার্জিত শব্দবোৰ সাধাৰণতে মৌলিক, শিহৰণশীল আৰু কেতিয়াৰা উগ্রতা প্ৰকাশকো হয়। বিপৰীতে, কেতিয়াৰা বুদ্ধিমুণ্ড আৰু কাৰ্য্যকো হৈ পৰিব পাৰে। আনুষ্ঠানিক শব্দকো অমার্জিত ৰূপত প্ৰয়োগ কৰা হয়। এনে প্ৰয়োগ কেতিয়াৰা অত্যন্ত বুদ্ধিমুক আৰু কেতিয়াৰা অত্যন্ত অশোভনীয়। কিশোৰ বা ডেকাসকলেই এনেবোৰ শব্দৰ উদ্ঘাৰক আৰু এনেবোৰ শব্দৰ উদ্ঘাৰনত তেওঁলোকৰ বুদ্ধিমতা বা সৃজনশীলতা প্ৰকাশ পায়। সমসাময়িক ঘটনা প্ৰৱাহ, সম্পর্ক-সাধনৰ মাধ্যমসমূহ (mass media), বিশেষকৈ দূৰদৰ্শন আৰু গীত-সঙ্গীতৰ প্ৰভাৱ বৰ্তমান সময়ৰ অমার্জিত শব্দৰূপবোৰত লক্ষ্য কৰা যায়। যেনে— বৰ্তমান সময়ত কিশোৰ যুৱাপ্ৰজনাই বহুলভাৱে ব্যৱহাৰ কৰা শব্দ— ‘মস্তি’, ‘বিন্দাই’ আদি শব্দ হিন্দী-সঙ্গীতৰ প্ৰভাৱত গঢ় লোৱা।

অমার্জিত বা অশোভনীয় শব্দরূপ ব্যৱহাৰ কৰাৰ কাৰণ—

ক) স্ব-অভিব্যক্তি প্ৰকাশ কৰাৰ এক মাধ্যম;

খ) বজ্ঞাৰ অভিপ্ৰেত অৰ্থৰ দৃঢ়তা নিৰ্দেশ কৰে;

গ) অমার্জিত শব্দৰূপৰ প্ৰয়োগৰ দ্বাৰা বজ্ঞাই অভিপ্ৰেত অৰ্থক অধিক আৱেগিক কৰি তোলে।

ঘ) অমার্জিত শব্দৰূপৰ প্ৰয়োগৰ দ্বাৰা পৰিচয় চিহ্নিত হয়। বজ্ঞাই প্ৰতিনিধিত্ব কৰা সামাজিক পৰিৱেশক অমার্জিত শব্দৰূপৰোৰে তুলি ধৰে।

ঙ) কম কথাবে অভিপ্ৰেত অৰ্থ প্ৰকাশ কৰিব পাৰে।

সমাজ একোখনত থকা বিভিন্ন শ্ৰেণী অনুযায়ী অমার্জিত কৰ্পোৰ বেলেগ বেলেগ হয়। কিন্তু, এনে কৰ্পোৰৰ প্ৰয়োগ সকলো সময়তে বজ্ঞাই নকৰে। অৰ্থাৎ, অমার্জিত কৰ্পোৰ ব্যৱহাৰ হয়—

ক) সমবয়সৰ লোকৰ মাজত; সাধাৰণতে কিশোৰ বা ডেকা ল'ৰাৰ মুখত এনেবোৰ শব্দৰ প্ৰয়োগ বহুল। অৱশ্যে, বৰ্তমান সময়ত কিশোৰী বা গাভৰৰ মুখতো অমার্জিত কৰ্পোৰ ব্যৱহাৰ লক্ষ্য কৰা যায়।

খ) একে ধৰণৰ কাম-কাজ কৰা লোকৰ মাজত;

গ) একে সামাজিক গোটৰ মাজত; আৰু

ঘ) বন্ধুত্বৰ সম্বন্ধ থকা দল বা সমূহৰ মাজত।

এনে অমার্জিত শব্দৰূপ প্ৰয়োগেৰে বজ্ঞাই সামাজিক বাধ্যবাধকতাকো উপেক্ষা কৰে। সেয়ে সমবয়সৰ, বন্ধু-বাঙ্গাৰীৰ মাজত, একে সামাজিক গোটৰ মাজতহে এনে শব্দৰূপসমূহৰ প্ৰয়োগ হয়। অমার্জিত শব্দৰ ব্যৱহাৰে বজ্ঞাক সমূহ বা দলৰ প্রতি সৈতে মিলি পৰাৰ আকাঙ্ক্ষাক প্ৰকাশ কৰে। অমার্জিত শব্দৰূপৰ ব্যৱহাৰৰ দ্বাৰা বজ্ঞা সামাজিক জোটৰ ভিতৰৰ নে বাহিৰৰ তাকো নিৰ্দেশ কৰে।

কোনো ঐতিহাসিক ঘটনা, সামাজিক অৱস্থাৰ পৰিৱৰ্তন, বিভিন্ন সমসাময়িক ঘটনা প্ৰৱাহৰ আলমত অমার্জিত কৰ্পোৰৰ প্ৰস্তুত কৰি লোৱা হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাসংগিকতা নোহোৱা হৈ পৰাৰ লগে লগে শব্দবোৰৰ ব্যৱহাৰো সীমিত হৈ পৰে নাইবা বিলুপ্ত হৈ পৰে। আনহাতে আকৌ, নতুন প্ৰসংগৰ ভূমুকি মৰাৰ লগে শব্দবোৰ দ্রুতভাৱে জন্ম হয়। মাত্ৰ,

অমার্জিত কৰ্পোৰৰ প্ৰয়োগ অভিধা অৰ্থত নহয়; প্ৰয়োগ হয় বিপৰীতার্থত অথবা বিদ্রোহীক অৰ্থতহে। অৱশ্যে সকলো শব্দৰ ক্ষেত্ৰত এনে নহয়। শব্দবোৰ ক্ৰমে মহানগৰৰ পৰা নগৰলৈ, নগৰৰ পৰা ক্ৰমে গাঁৱলৈ সম্প্ৰসাৰিত হয়।

অমার্জিত বা অশোভনীয় কৰ্পোৰ প্ৰয়োগৰ ক্ষেত্ৰত কেতোৰে সামাজিক আৰু মনস্তাত্ত্বিক কাৰণসমূহ কিন্তু উভয়ৰ লগত সম্পৃক্ত। এনে কিছুমান কাৰণ তলত উল্লেখ কৰা হ'ল—  
সামাজিক কাৰণ

ক) অমার্জিত কৰ্পোৰ মুক্ত মনৰ প্ৰকাশ। অমার্জিত কৰ্পোৰ ব্যৱহাৰৰ প্ৰক্ৰিয়াটোত বজ্ঞাই প্ৰতিনিধিত্ব কৰা সমাজৰ প্ৰতিফলন ঘটে।

খ) অমার্জিত কৰ্পোৰ প্ৰয়োগৰ জৰিয়তে বজ্ঞাই অভিপ্ৰেত অৰ্থক সহজতে প্ৰকাশ কৰিব পাৰে। বজ্ঞাই পৰিশ্ৰেশ, পৰিস্থিতি অনুযায়ী প্ৰকাশ কৰা অমার্জিত কৰ্পোৰ অভিব্যক্তিৰ জৰিয়তে সেই সামাজিক দল বা সমূহক প্ৰতিনিধিত্ব কৰে।

গ) সমসাময়িক ঘটনা প্ৰৱাহ, সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন আদিৰ লগত জড়িত অমার্জিত শব্দৰ ব্যৱহাৰে সামাজিক প্ৰসঙ্গত বজ্ঞাৰ ধাৰণা প্ৰকাশ কৰে।

#### মনস্তাত্ত্বিক কাৰণ

ক) সমাজ একোখনৰ মাজত কেতোৰে আচৰণ (norms) নিৰ্দিষ্ট কৰা থাকে। অমার্জিত কৰ্পোৰৰ প্ৰয়োগ আনুষ্ঠানিক কৰ্পত সেয়ে প্ৰয়োগ নহয়। সামাজিক বা আনুষ্ঠানিক কৰ্পত মুক্ত প্ৰকাশ সন্তুষ্ট নহয়। আনুষ্ঠানিক পৰিশ্ৰেশত মনোবৈজ্ঞানিক কাৰকে বজ্ঞাক প্ৰভাৱিত কৰে।

খ) অমার্জিত কৰ্পোৰ যেন আনুষ্ঠানিকতাৰ বিৰুদ্ধে বিদোহ। সেয়ে অমার্জিত কৰ্পোৰৰ মাজত সাধাৰণতে বিদ্রোহ, উপলুঙ্গা লক্ষ্য কৰা যায়। এনে শব্দৰ প্ৰয়োগৰ জৰিয়তে বজ্ঞাই মানসিক সকাহ লাভ কৰে।

গ) অমার্জিত কৰ্প প্ৰয়োগৰ জৰিয়তে বজ্ঞাই নিজৰ ক্ষেত্ৰ প্ৰকাশ কৰিব পাৰে। অমার্জিত কৰ্প বা কৰ্পাংশত সেয়ে অতিৰিক্ত জোৰ দিয়া দেখা যায়।

ঘ) অমার্জিত কৰ্প ব্যৱহাৰৰ জৰিয়তে বজ্ঞাই কোনো সমূহৰ অংশীদাৰ বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা কৰে। ই এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া।

## নিষিদ্ধ বা টেবু শব্দ (Taboo Word)

সমাজ একেখনত কেতবোর ক্ষেত্রত বাধা আবোপ কৰা থাকে। এনে কৃপ শব্দ বা শব্দাংশ হ'ব পাৰে নাইবা সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় কৃপত হ'ব পাৰে নাইবা ব্যৱহৃত বস্তুৰ ক্ষেত্ৰতো হ'ব পাৰে। এনে সামাজিকভাৱে নিষেধ কৃপসমূহকে টেবু বোলা হয়। সাধাৰণতে জন্ম, মৃত্যু, সন্তান জন্ম-প্ৰক্ৰিয়াৰ লগত জড়িত, ঘহিলাৰ মাহেকীয়া ঝতুশ্বাৰ, বিভিন্ন বেমাৰ-আজাৰ, মহামাৰী, শৰীৰৰ আৱৰ্জনা নিৰ্গমনৰ অঙ্গসমূহ বা পদাৰ্থ, সহবাসৰ লগত সম্পর্কিত, তেজ, বীৰ্য, প্ৰশাৰ, মল আদিৰ লগত জড়িত শব্দসমূহক নিষিদ্ধ বুলি বহু সমাজতে ধৰা হয়। ইয়াৰ লগতে মৃত ব্যক্তি বা উত্তোধিকাৰী, বিশেষ শক্তি থকা জীৱ-জন্ম, আনন্দ নিমিত্তে কৰা অপশক্তিৰ ব্যৱহাৰ আদিকো কোনো কোনো সমাজত নিষিদ্ধ বা টেবু বুলি প্ৰহণ কৰা হয়। এই টেবু শব্দসমূহ সম্পর্কে লোক-সমাজত বিশ্বাস আছে—

‘এটি নেতৃবাচক অনুমোদন যাৰ লঙ্ঘনৰ ফলাফল— মানুহ বা অতিমানৱৰ হস্তক্ষেপ অবিহনে আপোনা আপুনি হোৱা শাস্তি বা ক্ষতি।’

‘A negative sanction whose infringement results in an automatic penalty without human or superhuman mediation.’ Mead (1937)

Taboo শব্দটো পলিনেছীয় ভাষামূলৰ। পলিনেছীয় ভাষাসমূহত শব্দটোৱে বুজোৰা অৰ্থ সম্বন্ধে Radcliffe-Brown-এ কৈছে—

‘পলিনেছীয় ভাষাসমূহত Taboo শব্দটোৱে সাধাৰণভাৱে,

‘নিষেধ কৰা’ বা ‘নিষেধ’ বুজায়, আৰু প্ৰয়োগ হ'ব পাৰে কোনো কাৰ্য বোধৰ বাবে। এজন অধিপতি (chief)ৰ আদেশ, বা শিষ্টাচাৰ বা সৌজন্যতাৰ নীতি-নিয়ম, অনুজসকলৰ প্ৰতি নিষেধাঙ্গা যাতে অগ্ৰজসকলৰ সম্পত্তি অধিগ্ৰহণ নকৰে, আদি সকলো প্ৰকাশ কৰিব পাৰে টেবু শব্দৰ জৰিয়তে।

‘In the languages of Polynesia the word means simply ‘to forbid’, ‘forbidden’, and can be applied to any sort of prohibition. A rule of etiquette, an order issued by a chief, an injunction to children not to meddle with the possessions of their elders, may all be expressed by the use of the word tabu.’

(Radcliffe-Brown 1939: 5f)

শব্দটো ইংৰাজী ভাষাত পোনপথমে ব্যৱহাৰ কৰিছিল কেপ্টেইন জেমছ কুকে। পলিনেছীয় ভাষাসমূহত শব্দটোৰ দুই ধৰণৰ অৰ্থ পোৱা যায়—এহাতে ই পৱিত্ৰ (sacred), পৱিত্ৰ বুলি ঘোষিত বা জ্ঞান কৰা (consecrated) বুজায়, আনন্দতে বহস্যজনক (uncanny), বিপদজনক নিষেধ (dangerous forbidden), আৰু অশুচি (unclean) বুজায়। উল্লেখযোগ্য যে ধৰ্মীয় আৰু নৈতিক বাৰণৰ ক্ষেত্রত টেবুৰ সীমা বেলেগ বেলেগ।

Franz Stenier-এ টেবুক নিম্ন উল্লেখিত বিষয়কেইটাৰ লগত সম্পর্কিত বুলি উল্লেখ কৰিছে—

ক) আনুষ্ঠানিক বা ধৰ্মীয় তাৎপৰ্য বহনকাৰী সামাজিক প্ৰক্ৰিয়াসমূহৰ আনুগত্যশীলতা; (with all the social mechanism of obedience which have ritual significance)

খ) বিপদসংকুল পৰিৱেশসমূহত বিশেষ আৰু নিয়ন্ত্ৰিত ব্যৱহাৰ; (with specific and restrictive behaviour in dangerous situations.)

(গ) বিপদসংকুল অৱস্থাত থকা লোকসকলৰ সুৰক্ষা; (with the

protection of individuals who are in danger)

ধ) দুর্যোগগ্রস্ত আৰু বিপদজনকসকলৰ পৰা সমাজৰ সুৰক্ষা; (with the protection of society from those in endangered-and therefore dangerous- persons.) (*Taboo*, p-20-21)

‘এনছাইকপেডিয়া বিট্রানিকাত টেবুক এনেদৰে শ্ৰেণীবিভাগ কৰিছে—

১. আকৃতিক বা প্ৰত্যক্ষ, কোনো বাস্তি বা বস্তুৰ সহজাত ‘মান’ (বহস্যময় শক্তি)ৰ ফলশ্রুতি; (natural or direct, the result of mana (mysterious power) inherent in a person or thing;)

২. সংযোগিত বা পৰোক্ষ, সমভাৱে ‘মান’ৰ ফলশ্রুতি; কিন্তু (communicated or indirect, equally the result of mana, but)

ক. আয়ত্তিত (acquired) বা টেবু

খ. পুৰোহিত, দলনেতা বা আন ব্যক্তিৰ দ্বাৰা আৰোপিত; (imposed by a priest, chief or other person;)

৩. মধ্যৰাত্ৰী, য'ত দুয়োটা কাৰক বৰ্তমান (intermediate, where both factors are present,..)

বিংশ শতাব্দীত ফ্ৰয়েডে ‘টেবু’ক যৌনসম্বন্ধীয় বিষয়ৰ লগত যুক্ত কৰি আলোচনা কৰে। জেমছ ফ্ৰেজাৰ, ব্ৰনিষ্ট' ম'লিনস্কি, এ. আৰ. ৰেডক্লিফ গ্ৰাউন আদি সমাজ-নৃতাত্ত্বিকে ‘টেবু’ক কোনো শক্তিশালী নিমেধ বুজাৰলৈ ব্যৱহাৰ কৰা শব্দ বুলিহে আলোচনা কৰিছে। এনে শব্দবোৰ বিৰক্তিজনক, বিপদজনক বা কেতিয়াবা ধৰ্মীয় নিমেধৰ হেতু অলঙ্ঘননীয় বুলি ধৰি লোৱা হয়। শব্দবোৰ নিমেধ বা টেবু বুলি গ্ৰহণ কৰাৰ অনুনিহিত কাৰণ হ'ল— সামাজিক গোষ্ঠীটোৱ সাংস্কৃতিক মূল্যবোধৰ দ্বাৰা গঢ়ি উঠা কেতবোৰ বিশ্বাস। এনে সমাজৰ দ্বাৰা বাৰণ কৰা ৰূপসমূহকে টেবু বা নিয়ন্ত্ৰণ শব্দ বোলা হয়।

এনে সামাজিক বা ধৰ্মীয় নিমেধৰ লগত বাক-ব্যৱহাৰৰ সম্পৰ্ক আছে। সামাজিক নিমেধ বহুক্ষেত্ৰত শব্দৰ লগত জড়িত। সমাজ একোখনত খিবোৰ নিমেধ বুলি ধৰা হয়, তেনেবোৰ কথা সামাজিক ক্ষেত্ৰত আলোচনা কৰা নহয়।

সাধাৰণতে দেখা যায় দেহৰ গুপ্ত বা যৌন অঙ্গসমূহ, যৌন-জীৱনৰ লগত জড়িত কাৰ্য বা প্ৰক্ৰিয়াসমূহ, মহিলাৰ ঝাতুধৰ, প্ৰসৱ প্ৰক্ৰিয়া প্ৰায়বোৰ সমাজতে নিমেধ বা টেবু বুলি ভৰা হয়। সামাজিক সীমা-বন্ধনতাৰ ব্যক্তিৰ বাবে সাধাৰণতে টেবু সৃষ্টি হয়, য'ত অসহজ বোধ হয়, অনিষ্ট বা আধাতৰ সভাৱনা থাকে। মানুহৰ মাজত আধিভৌতিক (metaphysical) শংকা হয়, বিশেষকৈ যেতিয়া পৱিত্ৰ বুলি গণ্য কৰা বস্তু, ব্যক্তি বা ঠাইৰ লগত সম্পৰ্কিত হয়। অতীতত টেবুৰ জৰিয়তে সমাজত সাধাৰণ জনতা বা অধিপতিসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছিল। শিশু আৰু মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰা হৈছিল আৰু টেবুৰ বিপক্ষে গ'লে তাৰ ফল নিজেই পাৰ বুলি ভাবিছিল। টেবুৰ বিপক্ষে গ'লে কংগীয়া হৈ পৰিব পাৰে, মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে বুলি বিশ্বাস কৰিছিল। কেতিয়াবা সমাজেও শাস্তি বিহীন আৰু কেতিয়াবা তুলনামূলকভাৱে কম শাস্তি প্ৰদান কৰা হৈছিল— শাৰীৰিক দণ্ড নাইবা সমাজৰ পৰা আঁতৰত ব্যাবহাৰ ব্যৱস্থা কৰি। অৱশ্যে সমাজত প্ৰায়শিকতাৰ ব্যৱহাৰও আছিল আৰু এনে প্ৰায়শিকতা কেনে হ'ব সেয়া সমাজে নিৰ্ণয় কৰিছিল। ফ্ৰয়েদে কৈছে— ‘Thus man's first system of punishment are also connected with taboo.’ আনন্দি অনিষ্টাকৃতভাৱে কৰা টেবুৰ পৰিণতিও হ'ব পাৰে নিন্দনীয়। সেয়ে, সাধাৰণতে টেবুৰ পৰা আঁতৰত থাকে।

সমাজ একোখনত কেতবোৰ টেবু নিৰ্কপণ কৰা থাকে। সমাজভেদে টেবু বৰ্ণনাৰ ভিন্ন হ'ব পাৰে। সাধাৰণতে দেখা যায়, টেবুৰ লগত জড়িত শব্দবোৰো টেবু শব্দ। বহস্যময়ত বস্তু আৰু শব্দৰ মাজত পাৰ্থক্য নিৰ্কপণ কৰা টান। *The Golden Bough* নামৰ গ্ৰন্থত টেবু শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰ এনেদৰে নিৰ্দেশ কৰিছে—

১. ব্যক্তিগত নামৰ নিমেধ; (Personal Names tabooed.)
২. সম্বন্ধৰ নাম নিমেধ; (Names of Relations tabooed.)
৩. মৃত ব্যক্তিৰ নামৰ নিমেধ; (Names of the Dead tabooed.)
৪. ৰজা আৰু আন ধৰ্মীয় ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি নামৰ নিমেধ;

(Names of the Kings and other Sacred Persons tabooed.)

৫. ঈশ্বর নামের নিষেধ; (Names of the God tabooed.)

সমাজ ব্যতিরেকে অবশ্যে নিষেধ ভিন্ন ভিন্ন হয়। টেবু কেতবোর সামাজিক আরু কেতবোর ধর্মীয়। ইয়ারে কিছুমানক বিশ্বজনীন বুলিব পাৰি। উদাহৰণ স্বৰূপে, খাদ্য সমন্বয় টেবুৰ কথা ক'ব পাৰি। এনে টেবুৰ সবহভাগেই ধর্মীয় পৰম্পৰাৰ লগত জড়িত। হিন্দুৰ কাৰণে গো-মাংস, মুছলমানৰ কাৰণে গাহৰি ধর্মীয় টেবু। অসমৰ বৈষ্ণৱ ধর্মীয় লোকসকলে বা উচ্চ হিন্দু ব্ৰাহ্মণসকলে কুকুৰাৰ মাংস নাথায়। ইও ধর্মীয় নিষেধ। ৰোমান কেথলিকসকলৰ মাজত শুক্ৰবাৰে মাংস ভক্ষণ কৰা কাৰ্য টেবু। সামাজিক টেবুৰ এটা উদাহৰণ হ'ল— নামৰ ক্ষেত্ৰত। সাধাৰণতে, একোজন মানুহৰ দুটা নাম থাকে। এটা গুপ্ত, আনটো প্ৰকাশ্য। গুপ্ত নামটো সামাজিক ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়। ভাৰতীয় সমাজ-ব্যৱস্থাত এই পৰম্পৰা চলি আহিছে। এই পৰিঘটনা কিন্তু অন্যান্য সমাজতো দেখা যায়।

দেখা যায়, পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত টেবু বা নিষেধ বেছি। মহিলাসকলে স্বামীৰ বা স্বামীৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ নাম ল'ব নোৱাৰে। আনকি, মিল থকা অক্ষবাংশৰ উচ্চাবণো কৰিব নোৱাৰে। এনে শব্দ বুজাবলৈ মহিলাসকলে আন উপায় গ্ৰহণ কৰে। যেনে— এগৰাকী কিৰিঘিজ মহিলাৰ স্বামীৰ জ্যেষ্ঠ কোনোবাজনৰ নাম, ধৰি লোৱা হ'ল 'Lamb'। তেনেছুলত কিৰিঘিজ মহিলাগৰাকীয়ে 'Lamb' শব্দটো উচ্চাবণ কৰিব নোৱাৰিব। শব্দটো ক'বলগীয়া হ'লে তেওঁ এনেধৰণেহে বুজাৰ পাৰিব- 'the young bleating ones.' সেইদৰে, দক্ষিণ ভাৰততো বিবাহিত মহিলাই কেতিয়াও স্বামীৰ নাম উচ্চাবণ নকৰে। ভুলক্ৰমে বা সপোনতো যদি স্বামীৰ নাম লয়, তেন্তে স্বামীৰ অসময়ত মৃত্যু হ'ব বুলি তেওঁলোকে বিশ্বাস কৰে। ভাৰতৰ অন্যান্য কোনো কোনো সমাজতো পঞ্জীয়ে স্বামীৰ নাম নলয়। স্বামীৰ নাম উচ্চাবণ নকৰাৰ কাৰণ সামাজিক নিষেধ বা টেবু। এনেবোৰ সমাজত নাৰীৰ ভাষা সাভাৱিকভাৱেই সুকীয়া হৈ পৰিবলৈ বাধ্য হৈ পৰে। ডাট' জেছপাৰছনে সেয়ে কৈছিল টেবুৰ কাৰণেই

মহিলাৰ ভাষা সুকীয়া হৈ পৰে।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজতো এনে টেবু বা নিষেধ আহে। জনগোষ্ঠীয় সমাজখনত একে কুণ্ড লগত বিবাহ নিষিদ্ধ। সেইদৰে, ধৰ্মীয় মৃত্যুসমূহৰ অন্য সময়ত উচ্চাবণ নিষেধ।

অসমীয়া সমাজত থকা কেতবোৰ টেবু বা নিষেধ হ'ল—

১. কেতবোৰ শব্দ বাতি উচ্চাবণ কৰিব নাপায়; যেনে— বাতি 'সাপ' বুলিব নাপায়, 'আস্তিক' বুলি ক'ব লাগে। বাতি 'চূণ' বুলিব নাপায়, বগা বুলি ক'ব লাগে।

২. মহিলাৰ ঝাতুন্দুৱ, প্ৰসৱ প্ৰত্ৰিয়াৰ লগত জড়িত শব্দসমূহ।

৩. যৌন অঙ্গ বা যৌন প্ৰত্ৰিয়াৰ লগত জড়িত শব্দসমূহ।

৪. খাদ্যৰ ক্ষেত্ৰত সমাজ অনুযায়ী, ধৰ্ম অনুসৰি কেতবোৰ টেবু আহে। যেনে— উচ্চ হিন্দু সমাজত কুকুৰা, গাহৰি খাৱা নিষেধ। কোনো কোনো সমাজত শ'ল মাছ, শিঙি মাছো খোৱা নিষেধ।

৫. জীৱ-জন্ম সম্বন্ধীয় টেবু; যেনে— গো-হত্যা হিন্দুসকলৰ বাবে নিষেধ, ই ধর্মীয় টেবু। আনহাতে, মেৰুৰী মাৰিলে সোণৰ মেৰুৰী দান দিব লাগে, ই সামাজিক টেবু। আনহাতে, ফেঁচা ধৰত সোমালে অমঙ্গল হয় বুলি বিশ্বাস কৰা হয়। চীনদেশতো ফেঁচাক ভাগ্যহীনতাৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়।

৬. মৃত ব্যক্তিৰ লগত সম্পর্কিত টেবু। মৃত ব্যক্তিৰ শ্রাদ্ধাদি শোহোৰানৈকে আঢ়াটো অতৃপ্ত হৈ ঘূৰি ফুৰে বা অতৃপ্ত আঢ়াই মুক্তি লাভ নকৰে বুলি কৰা বিশ্বাস।

৭. অলৌকিক আঢ়া সম্বন্ধীয় টেবু। যেনে— বুঢ়া ডাঙৰীয়া।

টেবু বা নিষিদ্ধ শব্দৰ ব্যৱহাৰ দোষণীয় বুলি বিৱেচিত হোৱাৰ ফলক্ষণত বিকল্প শব্দ ব্যৱহাৰৰ বাবে বক্তাৰ বাধ্য কৰে। টেবু ঝগ্পৎসমূহ সদায় চপ্পল অভিব্যক্তি প্ৰকাশক। কেতিয়াৰা, কোনো পুৰুণা শব্দক নতুন অভিব্যক্তিৰে উপস্থাপন কৰা হয়। ফলত কেতিয়াৰা ভাষাৰ কেতবোৰ চলিত কপ (টেবু বুলি বিৱেচিত) পৰিত্যক্ত হৈ পৰিবও পাৰে। আন এটা উল্লেখযোগ্য

দিশ হ'ল— টেবু প্রয়োগের জৰিয়তে মহিলাক সামাজিক সুৰক্ষা প্ৰদান কৰা হৈছিল নে পুৰুষ প্ৰধান সমাজত নাৰীক সামাজিক-ব্যৱস্থাৰ পৰা আঁতৰাই বখাৰ চেষ্টা কৰা হৈছিল, তাৰ আলোচনা সমাজভাষাবিজ্ঞানৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। ইয়াৰ আধাৰত সমাজভাষাবিজ্ঞানত টেবু শব্দৰ আলোচনাৰ জৰিয়তে ভাষিক বৈচিত্ৰ্যৰ কথা আলোচনা কৰা হয়। ॥

### References:

- Agha, Asif (2007): *Language and Social Relations*, Cambridge University Press, The Edinburgh Building, Cambridge cb2 2ru, UK.
- Allen, Irving Lewis (1993): *The City in Slang*, Oxford University Press.
- Allan, Keith and Burridge, Kate (2006): *Forbidden Words Taboo and the Censoring of Language*, Cambridge University Press.
- Baker, Colin (1988): *Key Issues in Bilingualism and Bilingual Education*, Multilingual Matters Ltd.,
- Baker, Colin (2001): *Foundations of Bilingual Education and Bilingualism*, Multilingual Matters Ltd.
- Bloomfield, Leonard (1994): *Language*, Motilal Banarasidass, New Delhi.
- Chambers, J.K : *Sociolinguistic Theory Linguistic Variation and Its Significance*, Blackwell.
- Cenoz, Jasone and Genesee, Fred (Edited, 2001): *Trends in Bilingual Acquisition*, Volume 1, John Benjamins Publishing Company Amsterdam/Philadelphia.
- Crystal, David (2000): *Language Death*, Cambridge University Press, The Edinburgh Building, United Kingdom.
- Daswani, C J & Parchani S (1978): *Sociolinguistic Survey of Indian Sindhi*, CIIL, Mysore.
- Eckert, Penelope & McConnel-Ginet: (2003) *Language and Gender*, Cambridge University Press, The Edinburgh Building, Cambridge, United Kingdom.
- Eckert, Penelope & Rickford, John R. (2001): *Style and Sociolinguistic Variation*, Cambridge University Press.
- Dutta Baruah, P N (1977): *Languages of the North East*, CIIL., Mysore.
- Fasold, Ralph (1984): *The Sociolinguistics of Society*, Basil Blackwell, New York, USA.

- Ferguson, Charles A.: *Sociolinguistic Perspectives, Papers on Language in Society, 1959-1994*, Edited by Thom Huebner (2006), Oxford University Press, New York.
- Fishman, Joshua A.(2001): *Can Threatened Languages Be Saved? Reversing Language Shift Revisited: A 21st Century Perspective*, Multi-lingual Matters: 116.
- Folk, Julia S.(2002): *Women, Language and Linguistics*, Routledge, 11 New Fetter Lane, London EC4P 4EE.
- Frazer, James George (1890): *The Golden Bough, A Study of Magic and Religion*, The Floating Press.
- Haokip, Pauthang: *Socio-Linguistic Situation in North-East India* (2011), Concept Publishing Company Pvt, Ltd., New Delhi.
- Harrison, K. David (2007): *When Language Die*, Oxford University Press.
- Haugen, E. (1953): *The Norwegian Language in America*. Philadelphia:University of Pennsylvania Press.
- Holm, John (2004): An Introduction to the Pidgins and Creoles, Cambridge University Press.
- Holmes, Janet & Meyerhoff, Miriam (edited), 2003: *The handbook of language and Gender*, Blackwell publisher.
- Hudson, R.A (1999): *Sociolinguistics*, Cambridge University Press.
- Hymes, Dell (1977): Foundation in Sociolinguistics An Ethnographic Approach, Tavistok Publications.
- Jespersen, Otto (1954): *Language Its Nature, Development and Origin*, Unwin Brothers Ltd.
- Jourdan, Christine Tuickevin (2006) : *Language, Culture, and Society Key Topics In Linguistics Anthropology*, Cambridge University Press.
- Khubchandni, Lachman M (1988): *Language in a Plural Society*, Published by Indian Institute of Advanced study in Association with Motilal Banarsidas, Delhi.
- Labov, William(2010): *Principles of Linguistic Change*, Volume 3, Wiley-Blackwel, A John Wiley & Sons, Ltd., Publication.
- Labov, William(2010): *A Social Stratification of English in New York City*, 2nd edition.
- Lakoff, Robin Tolmach (2004): *Language and Women's Palce*, Edited by Mary Bucholtz Oxford University Prerss, Inc, 198 Madison Avenue, New York.
- Mead, Margaret (1937) *Encyclopedia of Social Science*, Routledge publication.
- Miri, mrinal (edited, 2003): *Linguistic situation in North-East India*, Published for North-East India Council For Social Science Reaserch by ConceptPublishing Company, New Delhi.
- Nettle, Daniel and Romaine, Suzanne (2000): *Vanishing Voices*, Oxford University Press.
- Romaine, Suzanne (2002): *Bilingualism*, Second edition 1995, Blackwell Publishers Inc.,108 Cowley Road, UK.
- Spears, Richard A. (2006) *McGrow-Hill's Dictionary of American Slang and Colloquial Expressions*, McGrow-Hill's Companies.
- Sreedhar, M V: *Standardized Grammar of Naga Pidgin* (1985), Central Institute of Indian Languages, Mysore-570006.
- Steiner, Franz (1967): *Taboo*, Penguin Books Ltd, Harmondsworth, Middlesex, England.
- Tagliamonte, Salia. (2006): *Analysing Sociolinguistic Variation*, Cambridge University Press.
- Trudgill, Peter (1974): *Sociolinguistics: An Introduction*, Penguin Books.
- Trudgill, Peter (2003): *A Glossary of Sociolinguistics*, Oxford University Press.
- Peccei, Jean Stilwell (2006): *Child Language*, Routledge, London and New York.
- Saville-Troiks, Muriel (2012): *Introducing Second language acquisition*, Cambridge University Press.
- Spears, Richard A (2006): *Mcgraw-Hill's Dictionary of American Slang and Colloquial Expressions*, McGraw Hill Companies.
- Verma, Rajeev(2009): *Faith & Philosophy of Hinduism*, Kalpaz Publications, New Delhi-110052.
- Wardhaugh, Ronald (2006): *An Introduction to Sociolinguistics*, 5th ed. Blackwell.
- Article:
- Ferguson, C.A: 'Diglossia', Word, Vol.XV, 1959, p-325-40.
- Fishman, Joshua A.: 'Bilingualism With and Without Diglossia';

'Diglossia With and Without Bilingualism', Journal of Social Issues, Vol. No 2, 1967.

অসমীয়া

গোখামী, গোলোকচন্দ (২০০৪): অসমীয়া বাকবণ্ড মৌলিক বিচার, বীণা লাইব্রেরী, গুৱাহাটী।

ଦୁର୍ବା, ମଧ୍ୟାନ୍ତରେ (୨୦୦୨): ଭାଷା ଆର୍କ ସମ୍ପାଦିତ ପ୍ରକାଶନ ପରିଚ୍ୟା ।

পাঠক, ৬০ বর্ষেশ (২০০৮): উপভাষা বিভাগের ভূমিকা, অশোক দুক টেন, পাঠবঙ্গার, শুরাহাটি।

**পাদুন, নাহেণ্ড (সম্পা.):** ভাষার তত্ত্বকথা, সাধারণ সম্পাদক, আদরণী সমিতি, অসম সাহিত্য সভার উন্নয়নিতি ও শিল্পসমাজের প্রতিক্রিয়া। ১৯৮০।

বর্মন, শিবনাথ (সম্পা.) : অসমীয়া নাবীং এতিহ্য আৰু উত্তোলন, টুকুটি ট'খণ্ড,  
গুৱাহাটী-১।

ମେଲ, ଡ୍ୱୋ ଦୀପକବ (୧୯୯୧): ଉପାଦ୍ୟା-ବିଜେନ୍ଦ୍ର ପଟ୍ଟନାୟକ ପରାମର୍ଶି ।

ମରଳ, ଭଗରାନ (୧୯୯୮): ଆଧୁନିକ ଭାଷାବିଜ୍ଞାନ ପ୍ରକାଶନାଳି ପ୍ରକାଶନ କୌଣସି : ୩

ଗ୍ରେସଳ୍ ପତ୍ର

ଦାସ, ବିଶ୍ୱଜିତ (୨୦୦୬): ଓରାହାଟୀର ଅସମୀୟା ଭାଷା ସଂସ୍କଦାୟର ଭାଷାବ ସମ୍ବନ୍ଧଭାଷ୍ୟବୈଜ୍ଞାନିକ ଅଧ୍ୟଯନ, ଆପ୍ରକାଶିତ ଗରେଣା ପତ୍ର, ଓରାହାଟୀ ବିଶ୍ୱଵିଦ୍ୟାଳୟ।

প্রবন্ধ

ড° বঙ্গেশ বাঠক: 'সমাজত নাবীৰ ভাষাৰ স্বকীয়তা বিচাৰ', অসম সাহিত্য  
সভা পত্ৰিকা, মস্ত্বা, ড° উপেন্দ্ৰ বালা শাকালাম।

ড়ো বিশ্বজিৎ দাস: অসমীয়া ভাষার নিঃভিত্তিক পার্থক্য, ভাষা-সাহিত্য সংস্কৃতি বীথিকা, সম্পা. ড়ো লক্ষ্মী হাজৰিকা, আঁক-বাক, গুৱাহাটী।

४०८

দত্ত, শার্মিলা বসু (২০০০): বাংলায় মেয়েদের ভাষা প্রশ্না প্রকাশনী কলকাতা। ১০।

হুমায়ুন, বাজীর (১৯৯৩): স্মারকভাষ্যাবিজ্ঞান, বাংলাদেশ ভাষাতত্ত্ব-চৰ্চা পরিষদ, ঢাকা।



# **NOWGONG GIRLS' COLLEGE LIBRARY**

Nagaon (Assam)

DATE LABEL

Books may be retained for a period not exceeding fifteen days by members.

Ananda Printers:-254146

লেখকৰ অন্য প্ৰকাশিত গ্ৰন্থ

- ◆ অভিধান অসমীয়া ভাষাৰ বিদেশী শব্দ
- ◆ অসমীয়া আৰু অসমৰ ভাষা (সম্পাদিত)
- ◆ লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ অগ্রদৃত আৰু  
জাতীয়তাবাদৰ স্থপতি (সম্পাদিত)

# সমাজডামা বিজ্ঞান



ISBN- 978-93-84679-17-0